

ব্যষ্টিবাদী অর্থবিজ্ঞান পরিচয়

উচ্চতর মাধ্যমিক প্রথম বার্ষিক পাঠ্যপুঁথি



অসম উচ্চতর মাধ্যমিক শিক্ষা সংসদ
ৰাষ্ট্ৰীয় শৈক্ষিক গবেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰস্তুত পাঠ্যপুঁথিৰ আধাৰত

BYASTIBADI ARTHABIJNAN PARICHAY : A textbook on Economics, for Class XI in Assamese, prepared by National Council of Educational Research and Training (NCERT), New Delhi, translated/approved by Assam Higher Secondary Education Council and published by the Assam State Textbook Production and Publication Corporation Ltd. (ASTPPC), Guwahati after having copyright permission from the NCERT, New Delhi.

FREE TEXTBOOK

মূল সংস্করণ-

© ৰাষ্ট্ৰীয় শৈক্ষিক গবেষণা আৰু প্ৰশিক্ষণ পৰিষদ

অধিগৃহীত-

© অসম উচ্চত মাধ্যমিক শিক্ষা সংসদ, ২০১০

প্ৰথম প্ৰকাশ : মাৰ্চ, ২০১১

দ্বিতীয় প্ৰকাশ : ২০১৮

তৃতীয় প্ৰকাশ : ২০১৯

চতুৰ্থ প্ৰকাশ : ২০২০

পুনৰ্মুদ্রণ : ২০২১

মুদ্রণ : 70 জি এছ এম

বেটুপাত : 165 জি এছ এম

প্ৰকাশক : অসম চৰকাৰৰদাৰা বিনামূলীয়াকৈ বিতৰণৰ বাবে অসম ৰাজ্যিক পাঠ্যপুঁথি প্ৰণয়ন
আৰু প্ৰকাশন নিগম লিমিটেডৰ দ্বাৰা প্ৰকাশিত পাঠ্যপুঁথি।

প্ৰণয়ন : অসম উচ্চত মাধ্যমিক শিক্ষা সংসদ, বামুণীমেদাম, গুৱাহাটী

মুদ্রক : চিটি অফছেট
আদাৰাড়ী তিনিআলী, গুৱাহাটী-১২

সৰ্বস্বত্ব সংৰক্ষিত

❖ প্ৰকাশকৰ অনুমতি আবিহনে এই প্ৰকাশনৰ
যিকোনো অংশৰ ছপা কৰা কাৰ্য অথবা
ইলেক্ট্ৰনিক মাধ্যম, যান্ত্ৰিক মাধ্যম, ফটো
প্ৰতিলিপি, ৰেকৰ্ডিং নাইবা আন কোনো
উপায়েৰে পুনঃপন্দতিৰ সহায়ত ইয়াৰ
সংগ্ৰহকৰণ অথবা সংৰ১ণ কৰাটো নিষিদ্ধ।

ডাঃ ৰনোজ পেঁগু, এম. বি. বি. এছ
মন্ত্রী, অসম



শিক্ষা, বৈয়াম জনজাতি আৰু
পিছপৰা শ্ৰেণী কল্যাণ বিভাগ



শুভেচ্ছাবণী...

বিদ্যায়তনিক শিক্ষার প্রধান আহিলা হৈছে পাঠ্যপুঁথি। পাঠ্যপুঁথিৰ মাজেৰেই ছাত্ৰ-ছাত্ৰীয়ে জ্ঞানৰ অম্বেষণ কৰে। ছাত্ৰ-ছাত্ৰীসকলেই আমাৰ ৰাজ্যৰ তথা আমাৰ দেশৰ ভবিষ্যতৰ মূল সম্বল। মানৱ সভ্যতাৰ ধাৰা শিক্ষাৰ দ্বাৰাই প্ৰভাৱান্বিত হয়। এই উপলক্ষিতেই বৰ্তমান চৰকাৰে শিক্ষা ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে।

বৰ্তমানৰ ৰাজ্য চৰকাৰে শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলে সফলতা অৰ্জন আৰু জীৱনৰ লক্ষ্য পূৰণ তথা ৰাজ্যৰ কল্যাণৰ হেতুকে আগুৱাই যোৱাৰ বাবে বিভিন্ন অভিলাষী আঁচনি ৰূপায়ণ কৰি আছে। ‘প্ৰজ্ঞান ভাৰতী’ৰ অধীনস্থ বিনামূলীয়া পাঠ্যপুঁথিৰ অধীনত ‘ক’ শ্ৰেণীৰ পৰা দাদশ শ্ৰেণীলৈ বিনামূলীয়া পাঠ্যপুঁথিৰ অবিৰত যোগান ধৰি আহিছে। যোৱা বছৰৰ পৰা আমাৰ চৰকাৰে এই আঁচনি স্নাতক শ্ৰেণী পৰ্যন্ত সম্প্ৰসাৰিত কৰি আহিছে। সমগ্ৰ ৰাজ্যত উচ্চতৰ মাধ্যমিক আৰু স্নাতক শ্ৰেণীত নামভৰ্তিৰ মাচুল ৰেহাইৰ ঘোষণাৰে এক যোগায়ক পদক্ষেপ লৈ থকা হৈছে। সমাজৰ আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ শিক্ষার্থীলৈ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ মাচুল ৰেহাই দিয়াৰ ব্যৱস্থা কৰি থকা হৈছে। লগতে মাধ্যমিক স্কুলতো ছাত্ৰ-ছাত্ৰীক সমবেশে (ইউনিফর্ম) যোগান ধৰাৰ বাবে চৰকাৰে ব্যৱস্থা লৈছে। ‘আনন্দৰাম বৰুৱা আঁচনি’ৰ জৰিয়তে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উল্লেখ হোৱা মেধাৰী ছাত্ৰ-ছাত্ৰীসকলক ‘লেপটপ্’ বা তাৰ বিনিময়ত আৰ্থিক অনুদান আগবঢ়োৱা হৈছে।

ছাত্ৰ-ছাত্ৰীৰ শিক্ষা গ্ৰহণৰ বাট সেন্দুৰীয়া কৰি তোলাৰ মহান উদ্দেশ্য সাৰোগত কৰি ৰূপায়ণ কৰি অহা ‘প্ৰজ্ঞান ভাৰতী’ আঁচনিৰ অন্তৰ্ভুক্ত বিনামূলীয়া পাঠ্যপুঁথি যোগানৰ দৰে পাৰিত্ৰ কৰ্মজ্ঞ সম্পাদন কৰাৰ ক্ষেত্ৰত অৱিহণা যোগোৱা ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিয়দ, অসম মাধ্যমিক শিক্ষা পৰিয়দ, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ তথা অসম ৰাজ্যিক পাঠ্যপুঁথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ কৰ্মতৎপৰতাক মই শলাগ লৈছো। শিক্ষার্থীসকলে নিৰলস জ্ঞান আহৰণৰ যজ্ঞত আত্মনিয়োগ কৰি ৰাষ্ট্ৰৰ সম্পদৰূপে নিজকে গঢ়ি তুলিব বুলি মই আশা ৰাখি আন্তৰিকভাৱে শুভেচ্ছা জ্ঞাপন কৰিলো।

(ডাঃ ৰনোজ পেঁগু)
শিক্ষামন্ত্রী, অসম

ভূমিকা

অর্থনীতিৰ বিশ্বায়ন, তথ্য প্রযুক্তিৰ নিত্য নতুন উদ্ধৃতিৰ আৰু উৎপাদন প্ৰক্ৰিয়াত নতুন প্রযুক্তি ব্যৱহাৰৰ পৰিপ্ৰেক্ষিতত বাস্তীয় শৈক্ষিক গৱেষণা তথা প্ৰশিক্ষণ পৰিয়দে ২০০৫ বৰ্ষত প্ৰথম শ্ৰেণীৰ পৰা দাদশ শ্ৰেণীলৈ নতুন বাস্তীয় পাঠ্যক্ৰমৰ গাঁথনি (National Curriculum Framework 2005 or NCF-2005) প্ৰস্তুত কৰি উলিয়াইছে। এই গাঁথনিৰ জৰিয়তে উন্নয়নৰ বিষয় আৰু আন আন সামাজিক প্ৰসংগসমূহ সামৰি বাজ্যসমহৰ পাঠ্যক্ৰম, পাঠ্যসূচী, শিক্ষণ-শিকন সামগ্ৰী আৰু শিক্ষকৰ অভিযোজিত আদান-প্ৰদান কৌশলৰ বাবে অৰ্হতা বৃদ্ধি কৰিবলৈ যত্ন কৰা হৈছে। বাস্তীয় শৈক্ষিক গৱেষণা তথা প্ৰশিক্ষণ পৰিয়দে পাঠ্যসূচী প্ৰস্তুত কৰাৰ উপৰি পাঠ্যক্ৰমৰ লগত বজিতা খুৱাই পাঠ্যপুথিৰ লেখীয়া মুদ্ৰণ আৰু অনান্য অমুদ্ৰণ (Non-printing) শিক্ষণ শিকন সামগ্ৰী (Material) প্ৰস্তুত কৰি উলিয়াইছে। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদেও বিভিন্ন দিশ বিবেচনা কৰি এই কাৰ্যপদ্ধাবোৰ প্ৰহণ কৰিছে।

উচ্চতৰ মাধ্যমিক খণ্ডৰ ছাত্ৰ-ছাত্ৰীসকললৈ গুণগত শিক্ষা আগবঢ়োৱাৰ লগতে যুগৰ প্ৰয়োজনীয়তা পুৰাবলৈ শিক্ষা সংসদে সময়ে সময়ে ইয়াৰ পাঠ্যক্ৰম আৰু পাঠ্যসূচী সংশোধন কৰি আহিছে। সৰ্বভাৰতীয় পাঠ্যক্ৰমৰ লগত সহ অৱস্থান হোৱাকৈ বাস্তীয় শৈক্ষিক গৱেষণা তথা প্ৰশিক্ষণ পৰিয়দে প্ৰস্তুত কৰি উলিওৱা বাস্তীয় পাঠ্যক্ৰমৰ গাঁথনি (NCF-2005)ৰ আধাৰত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে যথোষ্ট পৰ্যালোচনাৰ অন্তত শেহতীয়াকৈ পাঠ্যক্ৰমৰ সংশোধন কৰিছে।

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিয়দে বিগত বৰ্ষৰপৰা অৰ্থবিজ্ঞানৰ পাঠ্যক্ৰমৰ কিছু সাল-সলনি কৰিছে। সেইমৰে, সৰ্বভাৰতীয় পৰ্যায়ৰ সৈতে আমাৰ ছাত্ৰ-ছাত্ৰীসকল যাতে সমভাৱে আগবঢ়ি যাব পাৰে; তাৰ বাবে শিক্ষা সংসদে বিশেষজ্ঞ সমিতিৰ সৈতে আলোচনা কৰি আৰু তেওঁলোকৰ দিহা-পৰামৰ্শ মতে সংসদৰ চূড়ান্ত সদনৰ অনুমোদনমৰ্যে ২০২০-২১ বৰ্ষৰপৰা অৰ্থবিজ্ঞানৰ পাঠ্যক্ৰমৰ কিছু সাল-সলনি সম্পৰিষ্ঠ কৰিছে। নতুন পাঠ্যক্ৰম অনুযায়ী উৎ মাঃ প্ৰথম বৰ্ষৰ বাবে দুটা খণ্ড থাকিব — (১) ব্যষ্টিবাদী অৰ্থবিজ্ঞান (মুঠ নম্বৰ ৫০) আৰু (২) অৰ্থনীতিৰ বাবে পৰিসংখ্যা (মুঠ নম্বৰ ৫০)।

সেয়ে ২০২০-২১ শিক্ষাবৰ্ষৰ পৰা প্ৰযোজ্য হোৱাকৈ উৎ মাঃ ১ম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ‘ব্যষ্টিবাদী অৰ্থবিজ্ঞান পৰিচয়’ নামৰ পাঠ্যপুথিখন শিক্ষা সংসদৰ পৰা আগবঢ়োৱা হৈছে।

ইংৰাজী মাধ্যমৰ পাঠ্যপুথিসমূহ অসমীয়া আৰু বাংলা মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ চাহিদা পুৰাবলৈ বিশেষজ্ঞ ব্যক্তিৰ দ্বাৰা অনুবাদ কৰোৱা হৈছে। এই ছেগতে অনুবাদক তথা সম্পাদনা সমিতিৰ সদস্য তথা সমন্বয়কসকলক তেওঁলোকৰ অৰিহণাৰ বাবে শলাগ যাচিছোঁ। অক্ষৰ বিন্যাস, আৰ্হি পাঠক আৰু ছপাশালৰ কৰ্মসূকলক পাঠ্যপুথি ছপাৰ উপযোগী কৰি প্ৰস্তুত কৰি দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ। ছাত্ৰ সমাজৰ হিত সাধন কৰিলৈ আমাৰ এই কাৰ্যই সফলতাৰ মুখ দেখিব। বিজ্ঞনৰ পৰা গঠনমূলক দিহা পৰামৰ্শ আগহেৰে আশা কৰিলো যাতে পৰৱৰ্তী তাঙ্গৰণসমূহ উন্নত ৰূপত আগবঢ়াব পৰা যায়।

সচিব
অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ
বামুণীমেদাম, গুৱাহাটী-২১

TEXTBOOK DEVELOPMENT COMMITTEE

CHAIRPERSON, ADVISORY COMMITTEE FOR SOCIAL SCIENCE TEXTBOOKS AT THE HIGHER SECONDARY LEVEL

Hari Vasudevan, *Professor*, Department of History, University of Calcutta, Kolkata

CHIEF ADVISOR

Tapas Majumdar, *Professor Emeritus of Economics*, Jawaharlal Nehru University, New Delhi

ADVISOR

Satish Jain, *Professor*, Centre for Economics Studies and Planning, School of Social Sciences, Jawaharlal Nehru University, New Delhi

MEMBERS

Harish Dhawan, *Lecturer*, Ramlal Anand College (Evening) New Delhi

Papiya Ghosh, *Lecturer*, 309, Godavari Hostel, Jawaharlal Nehru University, New Delhi

Rajendra Prasad Kundu, *Lecturer*, Economics Department, Jadavpur University, Kolkata

Sugato Das Gupta, *Assistant Professor*, CESP, Jawaharlal Nehru University, New Delhi

Tapasik Bannerjee, *Research Fellow*, Kaveri Hostel, Jawaharlal Nehru University, New Delhi

MEMBER-COORDINATOR

Jaya Singh, *Lecturer*, Economics, Department of Education in Social Sciences and Humanities, NCERT, New Delhi

অনুবাদ সমিতি

মুখ্য সম্পাদক

ড° মাধুর্য প্রসাদ বেজবৰুৱা
মূৰবী অধ্যাপক, অৰ্থনীতি বিভাগ
গুৱাহাটী বিশ্ববিদ্যালয়

অনুবাদকসকল

ড° মীনাক্ষী ভট্টাচার্য
সহযোগী অধ্যাপিকা, অৰ্থনীতি বিভাগ
পাণ্ডু মহাবিদ্যালয়

ডঃ ধৰ্মেন্দ্ৰ নাথ
সহযোগী অধ্যাপক, অৰ্থনীতি বিভাগ
গোৱালপুৰ মহাবিদ্যালয়

অংগনা বৰুৱা
সহযোগী অধ্যাপিকা, অৰ্থনীতি বিভাগ
পাণ্ডু মহাবিদ্যালয়

আমিয় শৰ্মা
সহকাৰী অধ্যাপক, অৰ্থনীতি বিভাগ
জাগীৰোড় মহাবিদ্যালয়

দীপজ্যোতি গঁঠো
সহকাৰী অধ্যাপক, অৰ্থনীতি বিভাগ
দেৱগাঁও কলম দুৱৰা মহাবিদ্যালয়

ব্যষ্টিবাদী অর্থবিজ্ঞান পরিচয়

সূচীপত্র

| | | |
|-------|--|----|
| 1. | আৰম্ভণি : | 11 |
| 1.1 | এক সৰল অৰ্থনীতি | 11 |
| 1.2 | অৰ্থনীতি কেন্দ্ৰীয় সমস্যাসমূহ | 13 |
| 1.3 | অৰ্থনৈতিক কাৰ্যকলাপৰ সংগঠন | 16 |
| 1.3.1 | কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অৰ্থনীতি | 16 |
| 1.3.2 | বজাৰ অৰ্থনীতি | 17 |
| 1.4 | যথাৰ্থ আৰু আদৰ্শগত অৰ্থনীতি | 18 |
| 1.5 | ব্যষ্টিবাদী অৰ্থনীতি আৰু সমষ্টিবাদী অৰ্থনীতি | 18 |
| 1.6 | কিতাপখনৰ পৰিকল্পনা | 19 |
| 2. | উপভোক্তাৰ আচৰণৰ তত্ত্ব | 21 |
| 2.1 | উপযোগিতাৰ সংজ্ঞা | 21 |
| 2.1.1 | মুঠ উপযোগিতা আৰু প্রাণ্তিক উপযোগিতা | 21 |
| 2.1.2 | ক্ৰমহৃসমান প্রাণ্তিক উপযোগিতা বিধি | 22 |
| 2.1.3 | উপভোক্তাৰ ভাৰসাম্যতা | 23 |
| 2.2 | উপভোক্তাৰ বাছনি | 24 |
| 2.2.1 | উপভোক্তাৰ বাজেট | 25 |
| 2.2.2 | বাজেট সমষ্টি | 25 |
| 2.2.3 | বাজেট ৰেখা | 26 |
| 2.2.4 | বাজেট সংহতি পৰিৱৰ্তন | 30 |
| 2.3 | উপভোক্তাৰ অগ্রাধিকাৰ | 32 |
| 2.3.1 | অপৰিৱৰ্তনীয় অগ্রাধিকাৰ | 33 |
| 2.3.2 | দ্রব্যৰ মাজত প্ৰতিকল্পন | 34 |
| 2.3.3 | ক্ৰমহৃসমান প্ৰতিকল্পনৰ হাৰ | 35 |
| 2.3.4 | নিৰপেক্ষ ৰেখা | 35 |
| 2.3.5 | নিৰপেক্ষ ৰেখাৰ আকৃতি | 37 |
| 2.3.6 | নিৰপেক্ষ মানচিত্ৰ | 38 |
| 2.3.7 | অগ্রাধিকাৰৰ উপযোগিতা উপস্থাপন | 38 |
| 2.4 | উপভোক্তাৰ কাম্য বাছনি | 39 |
| 2.5 | চাহিদা | 42 |
| 2.5.1 | চাহিদা ৰেখা আৰু চাহিদা বিধি | 44 |

| | | |
|-------|---|-----|
| 2.5.2 | স্বাভাবিক দ্রব্য আৰু নিকৃষ্ট দ্রব্য | 49 |
| 2.5.3 | বিকল্প দ্রব্য আৰু পরিপূৰক দ্রব্য | 49 |
| 2.5.4 | চাহিদা বেখাৰ স্থানান্তর | 49 |
| 2.5.5 | চাহিদা বেখাৰেডালত চলন আৰু চাহিদা বেখাৰ স্থানান্তর | 51 |
| 2.6. | বজাৰ চাহিদা | 51 |
| 2.7. | চাহিদাৰ স্থিতিস্থাপকতা | 53 |
| 2.7.1 | বৈধিক চাহিদা বেখা এডালত স্থিতিস্থাপকতা | 56 |
| 2.7.2 | দ্রব্যৰ চাহিদাৰ দৰ স্থিতিস্থাপকতা নিৰ্ণয়কাৰী কাৰকবিলাক | 60 |
| 2.7.3 | স্থিতিস্থাপকতা আৰু ব্যয় | 60 |
| 3. | উৎপাদন আৰু ব্যয় | 68 |
| 3.1 | উৎপাদন ফলন | 69 |
| 3.2 | হুম্বকাল আৰু দীৰ্ঘকাল | 72 |
| 3.3 | মুঠ উৎপাদন, গড় উৎপাদন আৰু প্রাণ্তিক উৎপাদন | 72 |
| 3.3.1 | মুঠ উৎপাদন | 72 |
| 3.3.2 | গড় উৎপাদন | 73 |
| 3.3.3 | প্রাণ্তিক উৎপাদন | 74 |
| 3.4 | ক্ৰমহাসমান প্রাণ্তিক উৎপাদন বিধি আৰু পৰিৱৰ্তনশীল উৎপাদন বিধি | 75 |
| 3.5 | মুঠ উৎপাদন বেখা, প্রাণ্তিক উৎপাদন বেখা আৰু গড় উৎপাদন বেখাৰ আকৃতি | 76 |
| 3.6 | উৎপাদন মাত্ৰাৰ প্ৰতিদীন | 78 |
| 3.7 | ব্যয় | 79 |
| 3.7.1 | হুম্বকালীন উৎপাদন ব্যয় | 80 |
| 3.7.2 | দীৰ্ঘকালীন ব্যয় | 88 |
| 4. | পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ ব্যৱসায় প্ৰতিষ্ঠানৰ তত্ত্ব | 95 |
| 4.1 | পূৰ্ণ প্ৰতিযোগিতা : সংজ্ঞাসূচক বৈশিষ্ট্যসমূহ | 95 |
| 4.2 | বিক্ৰী আয় | 97 |
| 4.3 | লাভ সৰ্বোচ্চকৰণ | 99 |
| 4.3.1 | চৰ্ত 1 | 100 |
| 4.3.2 | চৰ্ত 2 | 101 |
| 4.3.3 | চৰ্ত 3 | 102 |
| 4.3.4 | লাভ সৰ্বোচ্চকৰণ সমস্যা : চিত্ৰৰ সহায়ত উপস্থাপন | 104 |
| 4.4 | ব্যৱসায় প্ৰতিষ্ঠান এটাৰ যোগান বেখা | 105 |
| 4.4.1 | ব্যৱসায় প্ৰতিষ্ঠান এটাৰ হুম্বকালীন যোগান বেখা | 105 |
| 4.4.2 | ব্যৱসায় প্ৰতিষ্ঠান এটাৰ দীৰ্ঘকালীন যোগান বেখা | 108 |
| 4.4.3 | উৎপাদন বন্ধ বিন্দু | 110 |
| 4.4.4 | স্বাভাবিক লাভ আৰু সমাৱস্থা বিন্দু | 110 |

| | | |
|-----------|--|------------|
| 4.5 | ব্যরসায় প্রতিষ্ঠান এটাৰ যোগান ৰেখাৰ নিৰ্ধাৰকসমূহ | 111 |
| 4.5.1 | প্রযুক্তিগত উন্নয়ন | 111 |
| 4.5.2 | উৎপাদনৰ উপাদানৰ দাম | 112 |
| 4.5.3 | একক কৰ | 112 |
| 4.6 | বজাৰ যোগান ৰেখা | 114 |
| 4.7 | যোগানৰ দাম স্থিতিস্থাপকতা | 116 |
| 4.7.1 | জ্যামিতিক পদ্ধতি | 117 |
| 5. | বজাৰ ভাৰসাম্য | 125 |
| 5.1 | ভাৰসাম্য, অতিৰিক্ত চাহিদা, অতিৰিক্ত যোগান | 125 |
| 5.1.1 | বজাৰ ভাৰসাম্য : নিৰ্দিষ্ট সংখ্যক প্রতিষ্ঠান | 127 |
| 5.1.2. | বজাৰ ভাৰসাম্য : মুক্ত প্ৰৱেশ আৰু প্ৰস্থান | 139 |
| 5.2 | প্ৰয়োগ | 144 |
| 5.2.1 | দামৰ উচ্চতম সীমা | 145 |
| 5.2.2 | দামৰ নিম্নতম সীমা | 146 |
| 6. | অ-প্রতিযোগিতামূলক বজাৰ | 152 |
| 6.1 | সামগ্ৰী বজাৰত সবল একচেটিয়া বজাৰ | 153 |
| 6.1.1 | বজাৰ চাহিদা ৰেখাই গড় বিক্ৰী আয় ৰেখা | 154 |
| 6.1.2 | মুঠ, গড় আৰু প্রাণ্তিক বিক্ৰি আয় | 157 |
| 6.1.3 | প্রাণ্তিক বিক্ৰি আয় আৰু চাহিদাৰ দৰ স্থিতিস্থাপকতা | 160 |
| 6.1.4 | একচেটিয়া প্রতিষ্ঠানৰ হুস্কালৰ ভাৰসাম্যতা | 160 |
| 6.2 | অ-পূৰ্ণপ্রতিযোগিতামূলক অন্য কিছুমান বজাৰ | 166 |
| 6.2.1 | একাধিকাৰ প্রতিযোগিতা বজাৰ | 166 |
| 6.2.2 | স্বল্পাধিকাৰ বজাৰত প্রতিষ্ঠানে কেনেকৈ আচৰণ কৰে? | 168 |

ভারতীয় সংবিধান

প্রস্তাবনা

“আমি ভারতৰ জনগণে ভারতক এখন সাৰ্বভৌম,
সমাজবাদী, ধৰ্মনিরপেক্ষ, লোকতান্ত্ৰিক গণৰাজ্য ৰাপে গঠন
কৰিবলৈ, তথা ইয়াৰ সকলো নাগৰিকৰ বাবে, সামাজিক,
অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায়, চিন্তা, অভিব্যক্তি, বিশ্বাস,
ধৰ্ম আৰু উপাসনাৰ স্বাধীনতা, প্রতিষ্ঠা আৰু সুযোগৰ সমতা লাভ
কৰিবলৈ আৰু তেওঁলোকে সকলোৰে মাজত ব্যক্তিৰ মৰ্যাদা তথা
জাতীয় ঐক্য আৰু সংহতি সুনিশ্চিতকাৰী ভাত্তাব বৃদ্ধি কৰিবলৈ
নিষ্ঠা সহকাৰে সংকল্প কৰি—আমাৰ এই সংবিধানসভাত আজি
১৯৪৯ চনৰ নবেন্বৰ মাহৰ ষষ্ঠিবিংশ দিৱসত, ইয়াৰ দ্বাৰা এই
সংবিধান গ্রহণ কৰিছোঁ, অধিনিয়মিত কৰিছোঁ আৰু নিজকে অৰ্পণ
কৰিছোঁ।”

প্রথম অধ্যায়

আৰস্তগি

1.1 এক সৰল অৰ্থনীতি (A Simple Economy) :

যিকোনো সমাজ এখনৰ কথা ধাৰণা কৰা। এখন সমাজৰ মানুহক তেওঁলোকৰ দৈনন্দিন জীৱনত বহুতো দ্রব্য আৰু সেৱাৰ¹ প্ৰয়োজন হয় যিবোৰ হ'ব পাৰে খাদ্য, বস্ত্ৰ, বাসস্থান, পথ আৰু ৰেল পৰিবহণৰ দৰে সুবিধা, ডাক সেৱা আৰু শিক্ষক আৰু ডাক্তৰৰ দৰে আন বহুতো সেৱা। প্ৰকৃততে, যিকোনো ব্যক্তি² এজনৰ প্ৰয়োজনীয় দ্রব্য আৰু সেৱাৰ তালিকাখন ইমানেই ডাঙৰ যে সমাজৰ কোনো এজন ব্যক্তিৰ নিজৰ প্ৰয়োজনীয় আটাইবোৰ দ্রব্য নাথাকে। এজন ব্যক্তিয়ে ব্যৱহাৰ কৰিব বিচৰা দ্রব্য আৰু সেৱাসমূহৰ মাত্ৰ কিছু পৰিমাণেহে ব্যক্তিজনৰ হাতত থাকে। এটা খেতিয়ক পৰিয়ালৰ এড়োখৰ মাটি, কিছু পৰিমাণৰ শস্য, খেতিৰ সঁজুলি, এহাল গৰু আৰু লগতে পৰিয়ালৰ সদস্যসকলৰ শ্ৰমসেৱা থাকিব পাৰে। এগৰাকী বোৱনীৰ কিছু পৰিমাণে সূতা, কপাহ আৰু কাপোৰ বৰলৈ প্ৰয়োজনীয় যন্ত্ৰপাতি থাকিব পাৰে। স্থানীয় স্কুলৰ শিক্ষকজনৰ ছাত্ৰক শিক্ষা দিবলৈ প্ৰয়োজনীয় সক্ষমতা থাকিব পাৰে। সমাজৰ আন কিছুমান ব্যক্তিৰ নিজৰ শ্ৰমসেৱাৰ বাহিৰ আন কোনো সম্পদ³ নাথাকিবও পাৰে। সিদ্ধান্ত গ্ৰহণ কৰিব পৰা প্ৰতিটো গোটেই নিজৰ লগত থকা সম্পদেৰে কিছুমান দ্রব্য বা সেৱা উৎপাদন কৰিব পাৰে আৰু এটা অংশেৰে নিজৰ প্ৰয়োজনীয় আন বহুতো দ্রব্য আৰু সেৱা সংগ্ৰহ কৰিব পাৰে। উদাহৰণ স্বৰূপে, খেতিয়ক পৰিয়াল এটাই উৎপন্ন শস্যৰ এটা অংশ নিজৰ উপভোগৰ উদ্দেশ্যে বাখি বাকীখনি বিনিয়োগ মাধ্যমেৰে বস্ত্ৰ, বাসস্থান আৰু অন্যান্য প্ৰয়োজনীয় দ্রব্যসমূহ সংগ্ৰহ কৰিব পাৰে।

1. দ্রব্য মানে আমি মানুহৰ অভাৱ আৰু প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ ব্যৱহাৰ কৰা আবয়বিক, স্পৰ্শ কৰিব পৰা পদাৰ্থৰেৰক বুজো। দ্রব্য পৰিভাষাটো ‘সেৱা’ পৰিভাষাৰ পৰা পৃথক কৰিব লাগিব যিয়ে স্পৰ্শ কৰিব নোৱাৰা অভাৱ আৰু প্ৰয়োজনীয়তা পূৰণ কৰে। খাদ্যদ্রব্য আৰু কাপোৰ, যিবোৰ সামঞ্জীৰ উদাহৰণ, তুলনাত আমি ডাক্তৰ আৰু শিক্ষকসকলে আমাৰ কাৰণে কৰা কামৰ কথা ভাৱিব পাৰো, যিবোৰ সেৱাৰ উদাহৰণ।
2. ব্যক্তি বুলিলে আমি একোটা ব্যক্তিগত সিদ্ধান্ত গ্ৰহণকাৰীগোটক বুজো। সিদ্ধান্ত গ্ৰহণকাৰী গোট এটা এজন ব্যক্তিও হ'ব পাৰে, পৰিয়ালৰ নিচিনা থৃপ এটাও হ'ব পাৰে, এটা প্ৰতিষ্ঠান বা আন যিকোনো সংগঠন এটাও হ'ব পাৰে।
3. সম্পদ মানে আমি সেইবোৰ দ্রব্য আৰু সেৱাক বুজো যিবোৰ আন দ্রব্য আৰু সেৱা উৎপাদনত ব্যৱহাৰ কৰা হয়। যেনে : ভূমি, শ্ৰমিক, যন্ত্ৰপাতি ইত্যাদি।

একেদৰে, বোৱনী এগৰাকীয়ে নিজৰ সুতাৰে তৈয়াৰী কাপোৰৰ বিনিময়ত তেওঁ বিচৰা দ্রব্য আৰু সেৱাসমূহ পাব পাৰে। শিক্ষক এগৰাকীয়ে স্কুলত শিক্ষাদান কৰি কিছু ধন উপাৰ্জন কৰিব পাৰে আৰু সেই ধন ব্যৱহাৰ কৰি নিজৰ প্ৰয়োজনীয় দ্রব্য আৰু সেৱাসমূহ যোগাব কৰিব পাৰে। শ্ৰমিক এজনেও আন কোনোবাৰ বাবে কাম কৰি যিথিনি উপাৰ্জন কৰে, সেইথিনিৰে নিজৰ আৱশ্যকতা পূৰণ কৰিব পাৰে। প্ৰতিগৰাকী ব্যক্তিয়ে এইদৰে নিজৰ সম্পদবোৰ ব্যৱহাৰ কৰি নিজৰ আৱশ্যকতাবোৰ পূৰণ কৰিব পাৰে। এইটো নকলেও হব যে কোনো ব্যক্তিয়ে নিজৰ প্ৰয়োজন তুলনাত অসীম সম্পদ নাথাকে। এটা খেতিয়ক পৰিয়ালে উৎপাদন কৰিব পৰা শস্যৰ পৰিমাণ পৰিয়ালত থকা সম্পদবোৰ সীমিত আৰু সেইবাবে উৎপাদিত শস্যৰ বিনিময়ত পৰিয়ালটোৱে সংগ্ৰহ কৰিব পৰা দ্রব্য আৰু সেৱাৰ পৰিমাণো সীমিত হয়। ফলস্বৰূপে প্ৰাপ্তি সাধ্য দ্রব্য আৰু সেৱাসমূহৰ মাজত পৰিয়ালটোৱে পছন্দ বা অপছন্দ কৰিবলৈ বাধ্য হয়। পৰিয়ালটোৱে কোনো এটা দ্রব্য বা সেৱাৰ বেছি পৰিমাণ উপভোগ কৰিব বিচাৰিলে আন কোনো দ্রব্য বা সেৱাৰ উপভোগ কিছু পৰিমাণে কমাৰ লাগিব। উদাহৰণ স্বৰূপে, পৰিয়াল এটাই যদি এটা ডাঙৰ ঘৰ সাজিব বিচাৰে তেনেহ'লে পৰিয়ালটোৱে হয়তো কেইবিধামান অধিক খেতি মাটি কিনাৰ ধাৰণাটো ত্যাগ কৰিব লাগিব। যদি পৰিয়ালটোৱে ল'বা ছোৱালীক অধিক ভাল শিক্ষা দিব বিচাৰে, তেনেহ'লে সদস্যসকলে হয়তো কিছুমান বিলাসিতা পৰিত্যাগ কৰিব লাগিব। সমাজৰ আন সকলো ব্যক্তিৰ ক্ষেত্ৰতে এই একে কথাই প্ৰযোজ্য। প্ৰতিজনে সম্পদৰ দুষ্প্ৰাপ্যতাৰ সন্মুখীন হয় আৰু সেয়েহে তেওঁলোকে নিজৰ প্ৰয়োজন পূৰাবলৈ সীমিত সম্পদ আটাইতকৈ উত্তম ধৰণে ব্যৱহাৰ কৰে।

সাধাৰণতে সমাজৰ প্ৰত্যেক ব্যক্তিয়ে কিবা নহয় কিবা দ্রব্য বা সেৱা উৎপাদনত জড়িত আৰু প্ৰত্যেক ব্যক্তিয়ে বিভিন্ন দ্রব্য আৰু সেৱাৰ এটা সংমিশ্ৰণ বিচাৰে, যিটোৰ আটাইবোৰ তেওঁ নিজে উৎপাদন কৰা নহয়। নকলেও হ'ব যে সমাজৰ ব্যক্তিসকলে সমৃহীয়াভাবে যি বিচাৰে আৰু তেওঁলোকে যি উৎপাদন কৰে তাৰ মাজত কিছু সুসঙ্গতি থাকিব লাগিব⁴। উদাহৰণ স্বৰূপে, এখন সমাজত সমূহ খেতিৰ গোটে উৎপাদন কৰা শস্যৰ সৰ্বমুঠ পৰিমাণ সমাজৰ ব্যক্তিসকলে সমৃহীয়াভাবে উপভোগ কৰিব বিচৰা শস্যৰ সৰ্বমুঠ পৰিমাণৰ লগত একে হ'ব লাগিব। যদিহে, খেতিৰ গোটসমূহে সমৃহীয়াভাবে যিমানখিনি শস্য উৎপাদন কৰিব পাৰে সমাজৰ ব্যক্তিসকলে সিমানখিনি নিবিচাৰে, তেন্তে খেতিৰ গোটসমূহৰ সম্পদৰ এটা অংশ উচ্চ চাহিদাসম্পন্ন অন্য কিছুমান দ্রব্য বা সেৱা উৎপাদনত ব্যৱহাৰ কৰিব পৰা যায়। আনহাতে, খেতিৰ গোটসমূহে সমৃহীয়াভাবে যিমানখিনি শস্য উৎপাদন কৰে, সমাজৰ ব্যক্তি সকলে যদি তাতকৈ বেছি শস্য বিচাৰে, তেনেহ'লে অন্য কিছুমান দ্রব্য বা সেৱা উৎপাদনত ব্যৱহাৰ কিছু সম্পদ শস্য উৎপাদনত পুনৰ আবণ্টন কৰিব পাৰি। আন

4. ইয়াত আমি ধৰি লঁও যে এখন সমাজত উৎপাদিত সকলো দ্রব্য আৰু সেৱাবোৰ সমাজখনৰ মানহে উপভোগ কৰে আৰু সমাজখনৰ বাহিৰ পৰা একো পোৱাৰ কোনো অৱকাশ নাই। প্ৰকৃততে, এয়া সত্য নহয়। তথাপিও, দ্রব্য আৰু সেৱাৰ উৎপাদন আৰু উপভোগৰ সুসঙ্গতাৰ বিষয়ে যিটো মূল কথা ইয়াত বুজাৰ বিচৰা হৈছে সেইটো এখন দেশৰ ক্ষেত্ৰত বা আনকি গোটেই বিশ্বৰ ক্ষেত্ৰত খাটে।

সকলো দ্রব্য বা সেরাব উৎপাদনৰ ক্ষেত্ৰতো এই একে কথাই প্ৰযোজ্য। ব্যক্তি এজনৰ কাৰণে সম্পদ যেনেকৈ দুষ্প্ৰাপ্য, সমাজখনৰ কাৰণেও সমাজৰ ব্যক্তিসকলে সমূহীয়াভাৱে যিমান সম্পদ বিচাৰে তাৰ তুলনাত দুষ্প্ৰাপ্য। সমাজৰ দুষ্প্ৰাপ্য সম্পদবোৰ সমাজৰ ব্যক্তিবোৰৰ পছন্দ-অপছন্দ অনুসৰি বিভিন্ন দ্রব্য আৰু সেৱাৰ উৎপাদনত উচিতভাৱে আবণ্টন কৰিব লাগিব।

সমাজত সম্পদৰ যিকোনো আবণ্টনে^৫ বিভিন্ন দ্রব্য আৰু সেৱাৰ এটা নিৰ্দিষ্ট সংমিশ্ৰণ উৎপাদন কৰিব। এইদৰে উৎপাদিত দ্রব্য বা সেৱাসমূহ সমাজৰ ব্যক্তিবোৰৰ মাজত বিতৰণ কৰিব লাগিব। সমাজ এখনে সন্মুখীন হোৱা মৌলিক অৰ্থনৈতিক সমস্যাবোৰৰ দুটা হ'ল সীমিত সম্পদৰ আবণ্টন আৰু উৎপাদিত দ্রব্য আৰু সেৱাৰ চূড়ান্ত মিশ্ৰণৰ বিতৰণ।

বাস্তৱত, যিকোনো এখন অৰ্থনীতিৰ ওপৰত আলোচিত সমাজখনতকৈ বহুত বেছি জটিল। সমাজৰ বিষয়ে আমি যি শিকিলো, তাৰ আধাৰত আমি এতিয়া অৰ্থনীতি বিষয়টোৱ মৌলিক চিন্তাবোৰ আলোচনা কৰোহক, যিবোৰৰ কিছুমান এই গোটেই কিতাপখনত আমি অধ্যয়ন কৰিম।

1.2 অৰ্থনীতি কেন্দ্ৰীয় সমস্যাসমূহ (Central Problems of an Economy) :

দ্রব্য আৰু সেৱাৰ উৎপাদন, বিনিময় আৰু উপভোগেই হ'ল জীৱনৰ মৌলিক অৰ্থনৈতিক কাৰ্য্যকলাপ। এই মৌলিক অৰ্থনৈতিক কাৰ্য্যবোৰ সম্পাদন কৰোতে প্ৰতিখন সমাজেই সম্পদৰ ‘দুষ্প্ৰাপ্যতা’ৰ সন্মুখীন হয় আৰু সম্পদৰ এই দুষ্প্ৰাপ্যতাই ‘পছন্দ’ৰ সমস্যা সৃষ্টি কৰে। এখন অৰ্থনীতিৰ দুষ্প্ৰাপ্য সম্পদবোৰৰ প্ৰতিযোগিতামূলক ব্যবহাৰ আছে। অন্য ভাষাত, প্ৰতিখন সমাজে দুষ্প্ৰাপ্য সম্পদবোৰ কেনেদৰে ব্যৱহাৰ কৰিব তাৰ সিদ্ধান্ত ল'ব লাগিব। অৰ্থনীতি এটাৰ সমস্যাবোৰ সততে তলত দিয়াধৰণে সংক্ষিপ্তকৰণ কৰা হয়।

কি উৎপাদন কৰা হয় আৰু কিমান পৰিমাণত?

(What is produced and in what Quantities?)

প্ৰতিখন সমাজে সন্তুষ্টিৰ বহুতো দ্রব্য আৰু সেৱাৰ প্ৰতিটোৱ কিমান পৰিমাণে উৎপাদন কৰিব তাৰ সিদ্ধান্ত ল'ব লাগিব। খাদ্য, বস্ত্ৰ, বাসস্থানৰ বাবে বেছিকৈ উৎপাদন কৰিব নে বিলাসী সামগ্ৰী বেছিকৈ উৎপাদন কৰিব। কৃষিৰ দ্রব্য বেছিকৈ লাগিব নে ওদ্যোগিক সামগ্ৰী আৰু সেৱা বেছিকৈ লাগিব। শিক্ষা আৰু স্বাস্থ্যত বেছিকৈ সম্পদৰ ব্যৱহাৰ কৰিব লাগে নে সামৰিক সেৱা নিৰ্মাণত বেছিকৈ সম্পদৰ ব্যৱহাৰ কৰিব লাগিব। প্ৰাথমিক শিক্ষা বেছিকৈ লাগে নে উচ্চ শিক্ষা বেছি লাগে। উপভোগৰ দ্রব্য বেছিকৈ লাগে নে বিনিয়োগৰ দ্রব্য (যন্ত্ৰপাতিৰ নিচিনা) যিবোৰে ভৱিষ্যতে উৎপাদন আৰু ভোগ বঢ়াব তেনেকুৱা দ্রব্য লাগে।

5. সম্পদৰ এটা আবণ্টন মানে আমি প্ৰতিটো দ্রব্য আৰু সেৱাৰ উৎপাদনত কোনটো সম্পদৰ কিমানখনি নিয়োজিত কৰা হয় তাক বুজো।

এই দ্রব্যবোর কেনেকৈ উৎপাদন কৰা হয় ?

(How are these Goods Produced?)

বিভিন্ন দ্রব্য আৰু সেৱাৰ প্ৰতিটো উৎপাদন কৰোঁতে প্ৰতিখন সমাজে কোনটো সম্পদৰ কিমানখিনি ব্যৱহাৰ কৰিব লাগিব সেই সিদ্ধান্তটো ল'ব লাগিব। বেছিকে শ্ৰমিক নে বেছিকে যন্ত্ৰপাতি ব্যৱহাৰ কৰা হ'ব। সামগ্ৰীবোৰৰ প্ৰতিটো উৎপাদন কৰোঁতে প্ৰাপ্তব্য উৎপাদন কৌশলৰ কোনটো ব্যৱহাৰ কৰা হ'ব?

এই দ্রব্যবোৰ কাৰ বাবে উৎপাদন কৰা হয় ?

(For whom are these Goods Produced?)

অৰ্থনীতিত উৎপাদিত দ্রব্যবোৰৰ কোনে কিমান অংশ পায়? অৰ্থনীতিৰ উৎপাদনখিনি অৰ্থনীতিৰ ব্যক্তিবোৰৰ মাজত কেনেদৰে বিতৰণ কৰা হ'ব? কোনে বেছিকে পাব আৰু কোনে কমকৈ পাব? অৰ্থনীতিত প্ৰতিজনৰ বাবে ভোগৰ নৃনতম পৰিমাণ নিশ্চিত কৰিব লাগিব নে নালাগো। অৰ্থনীতিত প্ৰতিজনৰ বাবে প্ৰাথমিক শিক্ষা আৰু বুনিয়াদী স্বাস্থ্য সেৱা বিনামূলীয়াকৈ বন্দৰস্ত কৰিব লাগিব নে নালাগো।

গতিকে, প্ৰতিটো অৰ্থনীতিয়ে দুষ্প্ৰাপ্য সম্পদবোৰ বিভিন্ন সম্ভাৱনীয় দ্রব্য আৰু সেৱাৰ উৎপাদনত আবণ্টনৰ সমস্যা আৰু উৎপাদিত দ্রব্য আৰু সেৱাবোৰ অৰ্থনীতিটোৰ ব্যক্তিসকলৰ মাজত বিতৰণৰ সমস্যাৰ সমুখীন হয়। দুষ্প্ৰাপ্য সম্পদৰ আবণ্টন আৰু চূড়ান্ত দ্রব্য আৰু সেৱাৰ বিতৰণেই হ'ল যিকোনো অৰ্থনীতিৰ কেন্দ্ৰীয় সমস্যা।

উৎপাদন সম্ভাৱনীয় সীমাবেধ্যা

(Production Possibility Frontier)

ব্যক্তি এজনে যেনেকৈ সম্পদৰ দুষ্প্ৰাপ্যতাৰ সমুখীন হয়, তেনেকৈ অৰ্থনীতিৰ আটাইবোৰ ব্যক্তিয়ে সমুহীয়াভাবে যি পাব বিচাৰে তাৰ তুলনাত সামগ্ৰিকভাবে অৰ্থনীতিৰ সম্পদবোৰ সদায় সীমিত। দুষ্প্ৰাপ্য সম্পদবোৰ বিকল্প ব্যৱহাৰযোগ্য আৰু বিভিন্ন দ্রব্য আৰু সেৱা উৎপাদনত কোনটো সম্পদৰ কিমানখিনি ব্যৱহাৰ কৰিব লাগিব, সেই সিদ্ধান্ত প্ৰতিখন সমাজে ল'ব লাগিব। অন্য ভাষাত, বিভিন্ন দ্রব্য আৰু সেৱাত দুষ্প্ৰাপ্য সম্পদবোৰ কেনেকৈ আবণ্টন কৰিব লাগিব, প্ৰতিখন সমাজে সেয়া নিৰ্ধাৰণ কৰিব লাগিব।

অৰ্থনীতিৰ দুষ্প্ৰাপ্য সম্পদৰ এটা আবণ্টনে বিভিন্ন দ্রব্য আৰু সেৱাৰ এটা নিৰ্দিষ্ট সংমিশ্ৰণ সৃষ্টি কৰে। সম্পদৰ মুঠ পৰিমাণৰ হিচাবত সম্পদবোৰৰ বিভিন্ন ধৰণেৰে আবণ্টন সম্ভব হয় আৰু এইদৰে সম্ভৱপৰ সকলো দ্রব্য আৰু সেৱাৰ বিভিন্ন মিশ্ৰণ আহৰণ কৰিব পাৰি। নিৰ্দিষ্ট পৰিমাণৰ সম্পদ আৰু

নির্দিষ্ট কিছুমান প্রযুক্তি জ্ঞানের জরিয়তে উৎপাদিত দ্রব্য আৰু সেৱাৰ সকলো সম্ভৱপৰ সংমিশ্ৰণৰ সংগ্ৰহকেই অৰ্থনীতিৰ উৎপাদন সম্ভাৱনা সংহতি (Production Possibility Set) বুলি কোৱা হয়।


উদাহৰণ ১ :

এখন অৰ্থনীতিৰ বিষয়ে ধাৰণা কৰা যিটোৱে ইয়াৰ সম্পদবোৰ ব্যৱহাৰ কৰি শস্য বা কপাহ উৎপাদন কৰিব পাৰে। অৰ্থনীতিটোৱে উৎপাদন কৰিব পৰা শস্য আৰু কপাহৰ কিছুমান সংমিশ্ৰণ তালিকা 1.1 যে দেখুৱায়।

আটাইথিনি সম্পদ যদি শস্য উৎপাদনত ব্যৱহাৰ কৰা হয়, সৰ্বাধিক 4 গোট পৰিমাণৰ শস্য উৎপাদন কৰিব পাৰি আৰু আটাইবোৰ সম্পদ যদি কপাহ উৎপাদনত ব্যৱহাৰ কৰা হয়, সৰ্বোচ্চ 10 গোট কপাহ উৎপাদন কৰিব পাৰি। অৰ্থনীতিয়ে আকৌ 1 গোট শস্য আৰু 9 গোট কপাহ বা 2 গোট শস্য আৰু 7 গোট কপাহ বা 3 গোট শস্য আৰু 4 গোট কপাহোঁ উৎপাদন কৰিব পাৰে। এইকেইটাৰ উপৰিও আন বহুতো উৎপাদন সম্ভাৱনীয়তা হ'ব পাৰে। চিত্ৰটোৱে অৰ্থনীতিৰ উৎপাদন সম্ভাৱনাবোৰ দেখুৱাইছে। ৰেখাডালত থকা বা ৰেখাডালৰ তলত থকা যিকোনো বিন্দু এটাই অৰ্থনীতিৰ সম্পদেৰে উৎপাদন কৰিব পৰা শস্য আৰু কপাহৰ এটা সংমিশ্ৰণ প্ৰতিনিধিত্ব কৰে। ৰেখাডালে কপাহৰ এটা নিৰ্দিষ্ট পৰিমাণৰ লগত সৰ্বোচ্চ শস্য কিমান পৰিমাণে উৎপাদন কৰিব পাৰি তাক দেখুৱায়। এই ৰেখাডালক উৎপাদন সম্ভাৱনীয় সীমাবেখা (Production Possibility Frontier) বুলি কোৱা হয়। উৎপাদন সম্ভাৱনীয় সীমাবেখাই অৰ্থনীতিৰ সম্পদবোৰ পূৰ্ণভাৱে কামত খটালে উৎপাদন কৰিব পৰা শস্য আৰু কপাহৰ আটাইবোৰ সংমিশ্ৰণ দেখুৱায়। উল্লেখ কৰা প্ৰয়োজন যে উৎপাদন সম্ভাৱনীয় সীমাবেখাৰ তলত অৱস্থিত বিন্দু এটাই শস্য আৰু কপাহৰ এনে এটা সংমিশ্ৰণ প্ৰতিনিধিত্ব কৰিছে যিটো উৎপাদন কৰোঁতে সকলোবোৰ বা কিছুমান সম্পদ হয়টো অপূৰ্ণভাৱে নিয়োগ কৰা হৈছে অথবা সম্পদৰ অপচয় হৈছে।

তালিকা 1.1 : উৎপাদন সম্ভাৱনা

| সম্ভাৱনা | শস্য | কপাহ |
|----------|------|------|
| A | 0 | 10 |
| B | 1 | 9 |
| C | 2 | 7 |
| D | 3 | 4 |
| E | 4 | 0 |



যদিহে দুপ্তাপ্য সম্পদবোৰ শস্য উৎপাদনত বেছিকে ব্যৱহৃত হয়, কপাহ উৎপাদনৰ বাবে সম্পদৰ পৰিমাণ কম হ'ব। গতিকে, আমি যদি এটা দ্রব্য বেছিকে পাব বিচাৰো আনটো দ্রব্য কমকৈ পাম। সেয়ে, সদায় এটা দ্রব্যৰ অলপ বেছি পাব লাগিলে আনটো দ্রব্যৰ পৰিমাণৰ হিচাবত কিছু ব্যয় হ'ব যিখিনি ত্যাগ কৰিব লাগিব। ইয়াক দ্রব্যৰ অতিৰিক্ত গোটা এটাৰ সুযোগ ব্যয়^a (Opportunity Cost) বুলি জনা যায়।

প্ৰতিটো অথনীতিয়ে তাত থকা বহুতো সন্তারনীয়তাৰ এটা পছন্দ কৰিব লাগিব। অন্য ভাষাত, অথনীতিৰ কেন্দ্ৰীয় সমস্যাবোৰ এটা হ'ল বহুতো উৎপাদন সন্তারনীয়তাৰ মাজৰ পৰা এটা পছন্দ কৰা।

^aমন কৰিবা যে সুযোগ ব্যয়ৰ ধাৰণাটো ব্যক্তি আৰু সমাজ উভয়ৰে ক্ষেত্ৰত প্ৰযোজ্য। ধাৰণাটো অতি গুৰুত্বপূৰ্ণ আৰু অথবিজ্ঞানত বহুলভাৱে ব্যৱহৃত হয়। অথবিজ্ঞানত ইয়াৰ গুৰুত্বৰ বাবে কেতিয়াৰা সুযোগ ব্যয়ক অৰ্থনৈতিক ব্যয় (Economic Cost) বুলিও কোৱা হয়।

1.3 অৰ্থনৈতিক কাৰ্য্যকলাপৰ সংগঠন (Organisation of Economic Activities) :

মৌলিক সমস্যাবোৰ হয় নিজা লক্ষ্য অনুসৰণকাৰী ব্যক্তিসকলে বজাৰত কৰাৰ দৰে অবাধ আদান প্ৰদানৰ যোগেদি নাইবা পৰিকল্পিতভাৱে চৰকাৰৰ নিচিনা কিছুমান কেন্দ্ৰীয় অধিকৰ্তাৰ দ্বাৰা সমাধান কৰিব পাৰি।

1.3.1 কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অথনীতি (The Centrally Planned Economy) :

এটা কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অথনীতিত চৰকাৰে বা কেন্দ্ৰীয় অধিকৰ্তাই অথনীতিৰ সকলোৰোৰ গুৰুত্বপূৰ্ণ কাৰ্য্যকলাপ পৰিকল্পনা কৰে। দ্রব্য আৰু সেৱাৰ উৎপাদন, বিনিময় আৰু উপভোগৰ সকলো গুৰুত্বপূৰ্ণ সিদ্ধান্তৰোৰ চৰকাৰে লয়। কেন্দ্ৰীয় অধিকৰ্তাই সম্পদৰ এটা নিৰ্দিষ্ট আবণ্টন আৰু তাৰ ফলস্বৰূপে সমাজৰ সামগ্ৰিকভাৱে বাঞ্ছনীয় বুলি ভৱা চূড়ান্ত দ্রব্য আৰু সেৱাৰ বিতৰণ আহৰণৰ চেষ্টা কৰিব পাৰে। উদাহৰণ স্বৰূপে, যদি অথনীতিৰ সামগ্ৰিক উন্নতি আৰু উৎকৰ্ষতাৰ বাবে অতি প্ৰয়োজনীয় এটা দ্রব্য বা সেৱা, যেনে শিক্ষা বা স্বাস্থ্যসেৱা, ব্যক্তিসকলে নিজাকৈ পৰ্যাপ্ত পৰিমাণে উৎপাদন কৰা দেখা নাযায়, তেন্তে চৰকাৰে সেই ধৰণৰ দ্রব্য বা সেৱাটো পৰ্যাপ্ত পৰিমাণে উৎপাদন কৰিবলৈ ব্যক্তিসকলক বুজাব পাৰে নাইবা, বিকল্পভাৱে, চৰকাৰে নিজেই আলোচিত দ্রব্য বা সেৱাটো উৎপাদনৰ সিদ্ধান্ত ল'ব পাৰে। আন এটা প্ৰসংগত, যদি অথনীতিৰ কিছুমান ব্যক্তিয়ে অথনীতিত উৎপাদিত দ্রব্য আৰু সেৱাৰ চূড়ান্ত মিশ্ৰণৰ ইমানেই কম অংশ উপভোগৰ বাবে পায় যে তেওঁলোকৰ জীয়াই থকাই টান, তেতিয়া কেন্দ্ৰীয় অধিকৰ্তাই হস্তক্ষেপ কৰিব পাৰে আৰু দ্রব্য আৰু সেৱাৰ চূড়ান্ত মিশ্ৰণৰ এটা সমতাপূৰ্ণ বিতৰণৰ বাবে চেষ্টা কৰিব পাৰে।

6. কিছুমান উদ্দেশ্যধৰ্মী সংগঠন এটাক এটা অনুষ্ঠান বুলি কোৱা হয়।

1.3.2 বজার অর্থনীতি (The Market Economy) :

কেন্দ্রীয়ভাবে পরিকল্পিত অর্থনীতির বিপরীতে, এটা বজার অর্থনীতিত, সকলোবোর অর্থনৈতিক কার্যকলাপ বজারৰ জৰিয়তে সংগঠিত হয়। অর্থনীতিত কৰা অধ্যয়ন মতে, বজার হ'ল এটা অনুষ্ঠান⁶ যিয়ে নিজা নিজা অর্থনৈতিক কার্যকলাপ অনুসৰণকাৰী ব্যক্তিসকলৰ অবাধ-আদান প্ৰদান সংগঠিত কৰে। অন্য ভাষাত, এখন বজার হ'ল কিছুমান ব্যৱস্থাপনাৰ এটা সংহতি য'ত অর্থনৈতিক প্ৰতিনিধিবোৰে তেওঁলোকৰ ধন-সম্পত্তি আৰু দ্ৰব্যবোৰ এজনে আন এজনৰ লগত অবাধভাবে বিনিময় কৰিব পাৰে। উল্লেখনীয় যে অর্থনীতিত ব্যৱহাত 'বজার' পৰিভাষাটো সাধাৰণ অৰ্থত বুজা বজাৰতকৈ যথেষ্ট বেলেগ। বিশেষকৈ তুমি ঠিক ভাবিবলৈ ধৰা বজাৰস্থানৰ লগত ইয়াৰ কোনো সম্পর্ক নাই। সামগ্ৰীৰ বেচা-কিনাৰ বাবে ব্যক্তিসকলে এজনে আন এজনৰ লগত কোনো এক বাস্তৱিক স্থানত লগ লাগিবও পাৰে, নালাগিবও পাৰে। কিনোতা আৰু বেচেঁতোৰ মাজত আদান-প্ৰদান বিভিন্ন ধৰণৰ ব্যৱস্থা যেনে গাঁওৰ চক বা মহানগৰৰ ছুপাৰ বজাৰৰ ঘোগেদি সংঘটিত হ'ব পাৰে, বা বিকল্পভাবে, কিনোতা আৰু বেচেঁতাই টেলিফোন বা ইণ্টাৰনেটৰ দ্বাৰা যোগাযোগ কৰিও সামগ্ৰীৰ বিনিময় কৰিব পাৰে। মানুহক অবাধভাবে সামগ্ৰীৰ কিনা-বেচা কৰাৰ সুবিধা প্ৰদান কৰা ব্যৱস্থাপনাবোৰেই হ'ল এখন বজাৰৰ প্ৰভেদী বৈশিষ্ট্য।

যিকোনো ব্যৱস্থা এটা সুযমভাবে চলিবলৈ ব্যৱস্থাটোৰ বিভিন্ন অংশীদাৰী ভাগবোৰৰ কাম কাজৰ সমন্বয় থকাটো প্ৰয়োজন। নহ'লে, বিশ্বখলতা হ'ব পাৰে। তোমাৰ হয়তো কৌতুহল হ'ব পাৰে সেইবোৰ কি কাৰক যিবোৰে বজাৰ ব্যৱস্থাত অকলশৰীয়াকৈ থকা লাখ লাখ ব্যক্তিৰ কাম কাজৰ সমন্বয় আনিব পাৰে।

এটা বজাৰ ব্যৱস্থাত সকলোবোৰ দ্ৰব্য বা সেৱাৰ একেটা দাম থাকে (যিটো কিনোতা আৰু বেচেঁতাসকলে উমেহতীয়ভাবে মানি লয়) য'ত বিনিময় সংঘটিত হয়। বিশেষ দ্ৰব্য এটা যদি কিনোতাই বেছিকৈ বিচাৰে, সেই দ্ৰব্যটোৰ দাম বাঢ়িব। ইয়ে সেই দ্ৰব্যটোৰ উৎপাদকলৈ এইদৰে এটা সংকেত পঠিয়াৰ যে বৰ্তমানৰ উৎপাদনতকৈ সেই দ্ৰব্যটো সামগ্ৰিকভাবে সমাজে বেছিকৈ বিচাৰে আৰু তাৰ পিছত দ্ৰব্যটোৰ উৎপাদকসকলেও তেওঁলোকৰ উৎপাদন বৃদ্ধিৰ সম্ভাৱনা আছে। এইদৰে দ্ৰব্য আৰু সেৱাবোৰৰ দামে বজাৰত সিঁচৰতি সকলো ব্যক্তিলৈ গুৰুত্বপূৰ্ণ তথ্য পঠিয়ায় আৰু এটা বজাৰ ব্যৱস্থাত সমন্বয় সাধনত সহায় কৰে। গতিকে, এটা বজাৰ ব্যৱস্থাত দামৰ সংকেতেৰে অর্থনৈতিক কাম-কাজৰ সমন্বয় সাধন কৰি কি উৎপাদন কৰিব লাগিব আৰু কিমান পৰিমাণে উৎপাদন কৰিব লাগিব আদি কেন্দ্ৰীয় সমস্যাবোৰ সমাধান কৰিব পাৰি।

প্ৰকৃততে সকলো অর্থনীতিয়ে মিশ্ৰ অর্থনীতি য'ত কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত চৰকাৰৰ দ্বাৰা লোৱা হয় আৰু অর্থনৈতিক কার্যকলাপ কম বেছি পৰিমাণে বজাৰৰ জৰিয়তে সম্পাদন হয়। একমাত্ৰ পাৰ্থক্য হয়

অর্থনৈতিক কার্যকলাপৰ মার্গ নিৰ্ণয়ত চৰকাৰৰ ভূমিকাৰ পৰিসৰ ওপৰত। আমেৰিকা যুক্তৰাষ্ট্ৰত চৰকাৰৰ ভূমিকা নগণ্য। কেন্দ্ৰীয় ভাৱে পৰিকল্পিত অর্থনীতিৰ আটাইতকৈ নিকট- উদাহৰণ হ'ল কুৰি শতিকাৰ বেছিভাগ সময়জুৰি থকা দেশ ছোভিয়েট ইউনিয়ন। ভাৰতবৰ্ষত স্বাধীনতাৰ পিছৰে পৰা অর্থনৈতিক কার্যকলাপ পৰিচালনাত চৰকাৰে এটা মুখ্য ভূমিকা পালন কৰিছে। যদিওবা, যোৱা দশক কেইটাত ভাৰতৰ অর্থনীতিত চৰকাৰৰ ভূমিকা যথেষ্টখনি কমিছে।

১.৪ যথাৰ্থ আৰু আদৰ্শগত অর্থনীতি (Positive and Normative Economics) :

আগতেই উল্লেখ কৰা হৈছে যে অর্থনীতিৰ কেন্দ্ৰীয় সমস্যাবোৰ সমাধান কৰিবলৈ নীতিগতভাৱে এটাতকৈ বেছি প্ৰক্ৰিয়া আছে। সাধাৰণতে, এই বিভিন্ন প্ৰক্ৰিয়াবোৰে সমস্যাবোৰৰ বেলেগ বেলেগ সমাধান দিয়াৰ সন্ধাৰনা থাকে, যাৰ ফলত সম্পদবোৰৰ আবণ্টনো বেলেগ বেলেগ আৰু অর্থনীতিত উৎপাদিত সামগ্ৰী আৰু সেৱাৰ চূড়ান্ত মিশ্রণৰ বিতৰণো বেলেগ বেলেগ হয়। গতিকে, এই বিকল্প প্ৰক্ৰিয়াবোৰৰ কোনটো সামগ্ৰিকভাৱে অর্থনীতিৰ বাবে বাঞ্ছনীয় সেইটো বুজি পোৱাটো জৰুৰী। অর্থনীতিত আমি বিভিন্ন প্ৰক্ৰিয়াবোৰৰ বিশ্লেষণ কৰিবলৈ যত্ন কৰো আৰু এই প্ৰক্ৰিয়াবোৰৰ প্রতিটোৰ পৰা হ'ব পৰা সন্তুষ্য ফলাফলবোৰ চিৰায়িত কৰো। প্ৰক্ৰিয়াবোৰৰ পৰা হোৱা ফলাফলবোৰ কিমান কাম্য বা বাঞ্ছনীয় তাৰ অধ্যয়ন কৰি আমি প্ৰক্ৰিয়াবোৰৰ মূল্যায়ন কৰো। বিশেষ প্ৰক্ৰিয়া এটাই কেনেদৰে কাম কৰে আমি তাক উলিয়াবলৈ চেষ্টা কৰিছো নে আমি সেইটো মূল্যায়ন কৰিব বিচাৰিছো তাৰ ওপৰত ভিত্তি কৰি প্ৰায়ে যথাৰ্থ অর্থনৈতিক বিশ্লেষণ (Positive Economic Analysis) আৰু আদৰ্শগত অর্থনৈতিক বিশ্লেষণ (Normative Economic Analysis)ৰ মাজত এটা পাৰ্থক্য কৰা হয়। যথাৰ্থ অর্থনৈতিক বিশ্লেষণত আমি বিভিন্ন প্ৰক্ৰিয়াবোৰে কেনেকৈ কাৰ্য কৰে তাৰ অধ্যয়ন কৰো আৰু আদৰ্শগত অর্থনীতিত আমি এই প্ৰক্ৰিয়াবোৰ বাঞ্ছনীয় হয় নে নহয় তাক বুজিবলৈ চেষ্টা কৰো। অৱশ্যে, যথাৰ্থ আৰু আদৰ্শগত অর্থনৈতিক বিশ্লেষণৰ এই পাৰ্থক্যটো খুব বেছি প্ৰকট নহয়। কেন্দ্ৰীয় অর্থনৈতিক সমস্যাবোৰ অধ্যয়নত জড়িত যথাৰ্থ আৰু আদৰ্শগত বিষয়বোৰ এটা আনটোৰ লগত নিকটভাৱে সম্পৰ্কিত আৰু এটাৰ পৰা পৃথককৈ আন এটা ভালকৈ বুজিব নোৱাৰিব।

১.৫ ব্যষ্টিবাদী অর্থনীতি আৰু সমষ্টিবাদী অর্থনীতি (Micro-economics and Macro-economics) :

পৰম্পৰাগতভাৱে অর্থনীতিৰ বিষয়বস্তু দুটা বহুল শাখাত হয় অধ্যয়ন কৰা ব্যষ্টিবাদী অর্থনীতি আৰু সমষ্টিবাদী অর্থনীতি। ব্যষ্টিবাদী অর্থনীতিত আমি বিভিন্ন দ্রব্য আৰু সেৱাৰ বজাৰত ব্যক্তিগত অর্থনৈতিক প্ৰতিনিধিবোৰ আচৰণ অধ্যয়ন কৰো আৰু এই বজাৰবোৰত ব্যক্তিসকলৰ ক্ৰিয়া প্ৰতিক্ৰিয়াৰ দ্বাৰা দ্রব্য আৰু

সেৱাৰ দাম আৰু পৰিমাণ কেনেদৰে নিৰ্গংহ হয় তাক চিৰিবলৈ চেষ্টা কৰো। আনহাতে, সমষ্টিবাদী অৰ্থনীতিত আমাৰ মনোযোগ মুঠ উৎপাদন, মুঠ নিয়োগ আৰু সৰ্বমুঠ মূল্যস্তৰৰ নিচিনা সৰ্বমুঠ হিচাববোৰত নিবন্ধ কৰি অৰ্থনীতিটো সামগ্ৰিকভাৱে বুজিবলৈ চেষ্টা কৰো। ইয়াত আমি এই সৰ্বমুঠ হিচাববোৰৰ স্তৰবোৰ কেনেদৰে নিৰ্ধাৰণ কৰা হয় আৰু সময়ৰ লগে লগে এই সৰ্বমুঠ হিচাবৰ স্তৰবোৰ কেনেদৰে পৰিৱৰ্তন হয় তাক উলিয়াই আনিবলৈ ইচ্ছা কৰো। সমষ্টিবাদী অৰ্থনীতিত অধ্যয়ন কৰা কিছুমান গুৰুত্বপূৰ্ণ অৰ্থনৈতিক প্ৰশ্ন তলত উল্লেখ কৰা হ'ল :

অৰ্থনীতিৰ মুঠ উৎপাদনৰ স্তৰ কিমান ? মুঠ উৎপাদন কেনেকৈ নিৰ্ধাৰণ কৰা হয় ? সময়ৰ লগে লগে মুঠ উৎপাদন কেনেকৈ বৃদ্ধি পায় ? অৰ্থনীতিৰ সম্পদবোৰ (যেনে-শ্ৰমিক) পূৰ্ণ নিয়োগ হৈছেনে ? সম্পদবোৰ পূৰ্ণ নিয়োগ নোহোৱাৰ আঁৰত কি কি কাৰণ আছে ? দাম কিয় বাঢ়ে ? গতিকে, ব্যষ্টিবাদী অৰ্থনীতিত বিভিন্ন বজাৰৰ অধ্যয়ন যেনেদৰে কৰা হয়, তাৰ পৰিবৰ্তে সমষ্টিবাদী অৰ্থনীতিত আমি অৰ্থনীতিৰ পাৰদৰ্শিতাৰ বাবে সৰ্বমুঠ বা বহুল হিচাববোৰৰ আচৰণ অধ্যয়ন কৰিবলৈ চেষ্টা কৰো।

1.6 কিতাপখনৰ পৰিকল্পনা (Plan of the Book) :

এই কিতাপখনে ব্যষ্টিবাদী অৰ্থনীতিৰ মৌলিক ধাৰণাবোৰৰ লগত তোমালোকৰ পৰিচয় কৰাব। এই কিতাপখনত আমি এটা মাত্ৰ সামগ্ৰীৰ সুকীয়া উপভোক্তাৰে আৰু উৎপাদকসকলৰ আচৰণৰ ওপৰত আলোচনা নিবন্ধ ৰাখিম আৰু এটা সামগ্ৰীৰ দাম আৰু পৰিমাণ বজাৰত কেনেকৈ নিৰ্ধাৰণ হয় তাক বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিম। দ্বিতীয় অধ্যায়ত আমি ভোক্তাৰ আচৰণ অধ্যয়ন কৰিম। তৃতীয় অধ্যায়ে উৎপাদন আৰু ব্যয়ৰ মৌলিক ধাৰণাবোৰ আলোচনা কৰে। চতুর্থ অধ্যায়ত আমি উৎপাদকৰ আচৰণ অধ্যয়ন কৰো। পঞ্চম অধ্যায়ত আমি এটা সামগ্ৰীৰ পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত কেনেকৈ দাম আৰু পৰিমাণ নিৰ্গংহ কৰা হয় তাৰ আলোচনা কৰিম। ষষ্ঠ অধ্যায়ে বজাৰৰ আন কিছুমান প্ৰকাৰ অধ্যয়ন কৰে।

মূল ধাৰণাসমূহ :

| উপভোগ | উৎপাদন | বিনিময় | দুষ্প্ৰাপ্যতা |
|--------------------------|----------------------|---------------------|-----------------|
| উৎপাদন সম্ভাৱনা | সুযোগ ব্যয় | বজাৰ | বজাৰ অৰ্থনীতি |
| কেন্দ্ৰীয়ভাৱে পৰিকল্পিত | অৰ্থনীতি | মিশ্ৰ অৰ্থনীতি | যথাৰ্থ বিশ্লেষণ |
| আদৰ্শগত বিশ্লেষণ | ব্যষ্টিবাদী অৰ্থনীতি | সমষ্টিবাদী অৰ্থনীতি | |

অনুশীলন

1. এখন অর্থনীতির মূল সমস্যাসমূহ আলোচনা করা।
2. এখন অর্থনীতির উৎপাদন সম্ভাবনীয়তা বুলিলে কি বুজা?
3. উৎপাদন সম্ভাবনীয়তা সীমাবেধে কি?
4. অর্থনীতির বিষয়বস্তু আলোচনা করা।
5. কেন্দ্রীয়ভাবে পরিকল্পিত অর্থনীতি আৰু বজাৰ অর্থনীতিৰ মাজত পাৰ্থক্য উল্লেখ কৰা।
6. যথাৰ্থ অৰ্থনৈতিক বিশ্লেষণ বুলিলে কি বুজা?
7. আদৰ্শগত অৰ্থনৈতিক বিশ্লেষণ বুলিলে কি বুজা?
8. ব্যষ্টিবাদী অর্থনীতি আৰু সমষ্টিবাদী অর্থনীতিৰ মাজত পাৰ্থক্য লিখা।

● ● ●

দ্বিতীয় অধ্যায়

উপভোক্তার আচরণ তত্ত্ব (Theory of Consumer Behaviour)

এইটো অধ্যায়ত আমি চূড়ান্ত দ্রব্য'র (Final Goods) বজাব এখনত এজন উপভোক্তার আচরণ সম্পর্কে অধ্যয়ন করিম। উপভোক্তা এজনে বিভিন্ন দ্রব্যের প্রত্যেকদিবধি কিমান পরিমাণের উপভোগ করিব তাক সিদ্ধান্ত গ্রহণ করিব লাগে। ইয়াত আমাৰ উদ্দেশ্য হ'ল এই বাছনিৰ সমস্যাটো বহুলভাৱে অধ্যয়ন কৰা। আৰস্তগতে আমি উপযোগিতা বিশ্লেষণৰ সহায়ত উপভোক্তা এজনৰ ভাৰসাম্যতা অৰ্জনৰ বিষয়ে আলোচনা কৰিম।

2.1 উপযোগিতাৰ সংজ্ঞা (Definition of Utility) :

সামগ্ৰীৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাকে উপযোগিতা বুলি কোৱা হয়। সামগ্ৰীৰ মানুহৰ অভাৱ পূৰণ কৰিব পাৰে কাৰণে সেইবোৰ প্ৰতি মানুহৰ চাহিদা থাকে। উপযোগিতা সম্পূৰ্ণৰূপে এক মানসিক অৱস্থা। একেটা দ্রব্যৰ পৰা ভিন ভিন মানুহে ভিন ভিন উপযোগিতা লাভ কৰিব পাৰে। উদাহৰণস্বৰূপে এজন ব্যক্তিয়ে এটা কমলা উপভোগ কৰি যিমানখিনি উপযোগিতা পায়, আন এজন ব্যক্তিয়ে তাৰ পৰা সমান উপযোগিতা নাপাৰও পাৰে।

এজন ব্যক্তিয়ে এটা দ্রব্যৰ পৰা পোৱা উপযোগিতাক প্ৰত্যক্ষভাৱে পৰিমাপ কৰাটো সম্ভৱ নহয়। সাংখ্যিক অথনীতিবিদসকলে (Cardinslists) উপযোগিতাক মুদ্রাৰ মাপকাঠীৰে পৰিমাপ কৰিছে। তেওঁলোকৰ মতে এজন ব্যক্তিয়ে এটা দ্রব্যৰ বাবে যিমান দাম দিবলৈ ইচ্ছুক সেয়াই হৈছে দ্রব্যটোৰ উপযোগিতা।

2.1.1 মুঠ উপযোগিতা আৰু প্ৰাপ্তি উপযোগিতা (Total Utility and Marginal Utility)

এজন উপভোক্তাই তেওঁৰ উপলব্ধ এটা দ্রব্যৰ আটাইবোৰ গোট উপভোগ কৰি যিমান পৰিমাণৰ উপযোগিতা পায় তাক মুঠ উপযোগিতা বোলা হয়।

- দ্রব্য শব্দটো আমি দ্রব্যৰ লগতে সেৱাকাৰ্য বুজাবলৈ ব্যৱহাৰ কৰিম।

আনহাতে এজন উপভোক্তাই এটা দ্রব্যৰ অতিরিক্ত এটা গোট উপভোগ কৰি যিমান পৰিমাণৰ অতিরিক্ত উপযোগিতা পায় তাক প্ৰাণ্তিক উপযোগিতা বোলা হয়। অৰ্থাৎ প্ৰাণ্তিক উপযোগিতা হ'ল এটা দ্রব্যৰ প্ৰাণ্তিক গোটটো উপভোগ কৰি পোৱা উপযোগিতা।

মুঠ উপযোগিতা আৰু প্ৰাণ্তিক উপযোগিতাৰ সম্পৰ্কটো তলৰ তালিকাত দেখুওৱা হ'ল —

| দ্রব্যৰ গোট | মুঠউপযোগিতা (টকাৰ হিচাপত) | প্ৰাণ্তিক উপযোগিতা (টকাৰ হিচাপত) |
|-------------|------------------------------|-------------------------------------|
| 1 | 30 | — |
| 2 | 55 | 25 |
| 3 | 75 | 20 |
| 4 | 90 | 15 |
| 5 | 100 | 10 |

ওপৰৰ তালিকাত এজন উপভোক্তাই যেতিয়া এটা দ্রব্যৰ 1টা গোট উপভোগ কৰে তেতিয়া তেওঁ পোৱা মুঠ উপযোগিতা হ'ল 30 টকা। তেওঁ 2টা গোট উপভোগ কৰি পোৱা মুঠ উপযোগিতা হ'ল 55 টকা। উপভোক্তাজনে দ্বিতীয়টো গোট উপভোগ কৰি পোৱা অতিরিক্ত উপযোগিতা হ'ল $(55 - 30) = 25$ টকা। গতিকে প্ৰাণ্তিক উপযোগিতা হ'ল 25 টকা। তেওঁ দ্রব্যটোৰ 3টা গোট উপভোগ কৰি পোৱা মুঠ উপযোগিতা হ'ল 75 টকা আৰু প্ৰাণ্তিক উপযোগিতা হ'ল $(75 - 55) = 20$ টকা। ঠিক সেইদৰে উপভোক্তাজনে দ্রব্যটোৰ 4 টা আৰু 5 টা গোট উপভোগ কৰি পোৱা মুঠ উপযোগিতা হ'ল ক্ৰমে 90 টকা আৰু 100 টকা আৰু প্ৰাণ্তিক উপযোগিতা হ'ল ক্ৰমে 15 টকা আৰু 10 টকা।

2.1.2 ক্ৰমহাসমান প্ৰাণ্তিক উপযোগিতা বিধি (Law of Diminishing Marginal Utility)

মানুহৰ অভাৱ অসীম। কিন্তু এটা দ্রব্যৰ প্ৰতি মানুহৰ ইচ্ছা সীমিত। এটা নিৰ্দিষ্ট দ্রব্যৰ এটাৰ পিছত আনটো গোট উপভোগ কৰি গৈ থাকিলে সেই দ্রব্যটোৰ প্ৰতি ভোগৰ ইচ্ছা লাহে লাহে নাইকিয়া হৈ আহে। মানুহৰ এই প্ৰণৱন্তিৰ ওপৰত ভিত্তি কৰিয়েই অৰ্থনীতিবিজ্ঞানত ক্ৰমহাসমান প্ৰাণ্তিক উপযোগিতা বিধিটো প্ৰতিষ্ঠা হৈছে। এই বিধি অনুসৰি যদিহে এজন উপভোক্তাই এটা নিৰ্দিষ্ট দ্রব্যৰ এটাৰ পিছত আনটো গোট উপভোগ কৰি গৈ থাকে তেওঁ দ্রব্যটোৰ প্ৰাণ্তিক উপযোগিতা ক্ৰমান্বয়ে হ্ৰাস পায়।

2.1.3 উপভোক্তার ভাবসাম্যতা (Consumer's Equilibrium)

ভাবসাম্যতা শব্দটোরে এক সমতার অরস্থাক বুজায়। যেতিয়া এজন উপভোক্তাই বিভিন্ন দ্রব্যত কৰা খৰচৰ আঁচনিত কোনো পৰিৱৰ্তন আনিব নোখোজে তেতিয়া তেওঁ ভাবসাম্যতা লাভ কৰে। ভাবসাম্য অৱস্থাত উপভোক্তা এজনে তেওঁ কৰা খৰচৰ পৰা সৰ্বাধিক সন্তুষ্টি লাভ কৰে।

উপভোক্তার ভাবসাম্যতা বিষয়টো ইয়াত আমি দুটা দৃষ্টিকোণৰ পৰা বিচাৰ কৰিব। প্ৰথমতে, এটা নিৰ্দিষ্ট দৰত এজন উপভোক্তাই এটা দ্রব্যৰ কিমান পৰিমাণ উপভোগ কৰিব? দ্বিতীয়তে দুটা দ্রব্যৰ দুটা নিৰ্দিষ্ট দৰত এজন উপভোক্তাই তেওঁৰ উপাৰ্জন দ্রব্য দুবিধ উপভোগৰ কাৰণে কেনেদেৰে বিতৰণ কৰিব?

এটা দ্রব্যৰ ক্ষেত্ৰত এজন উপভোক্তাই তাত ভাবসাম্যতা লাভ কৰে য'ত দ্রব্যটোৰ বজাৰ দৰ দ্রব্যটোৰ প্ৰাণ্তিক উপযোগিতাৰ সৈতে সমান হয়। যদি দ্রব্যটোৰ বজাৰ দৰতকৈ প্ৰাণ্তিক উপযোগিতা বেছি হয় তেন্তে উপভোক্তাজনে দ্রব্যটোৰ আৰু অধিক গোট উপভোগ কৰি অধিক সন্তুষ্টি লাভ কৰিব পাৰে। যদি দ্রব্যটোৰ বজাৰ দৰতকৈ প্ৰাণ্তিক উপযোগিতা কম হয় তেন্তে উপভোক্তাজনে দ্রব্যটোৰ উপভোগৰ পৰিমাণ কমাই দি সন্তুষ্টি বৃদ্ধি কৰিব পাৰে। সেয়েহে যদি দ্রব্যটোৰ প্ৰাণ্তিক উপযোগিতা ইয়াৰ বজাৰ দৰৰ সৈতে সমান নহয় তেন্তে উপভোক্তাজনে ভাবসাম্যতা অৰ্জন নকৰে বা তেওঁৰ সন্তুষ্টি সৰ্বাধিক নহয়।

ধৰা হ'ল উপভোক্তাজনে উপভোগ কৰিবলগীয়া দ্রব্যটো হল 'X'। তেন্তে ভাবসাম্য অৱস্থাত :

$$MU_x = P_x$$

য'ত $MU_x = 'X'$ দ্রব্যৰ প্ৰাণ্তিক উপযোগিতা।

$$P_x = 'x' \text{ দ্রব্যৰ বজাৰ দৰ।}$$

এজন উপভোক্তাই যেতিয়া এটাতকৈ অধিক দ্রব্য ক্ৰয় কৰিব বিচাৰে তেন্তে উপভোক্তাজনৰ ভাবসাম্যতাৰ ক্ষেত্ৰত সমপ্ৰাণ্তিক উপযোগিতা বিধিটো প্ৰযোজ্য হয়। এই বিধি অনুসৰি এজন উপভোক্তাই তেওঁৰ উপাৰ্জন বিভিন্ন দ্রব্যৰ উপভোগৰ ক্ষেত্ৰত এনেকৈ বিতৰণ কৰে যাতে প্ৰত্যেকটো দ্রব্যৰ ওপৰত কৰা খৰচৰ প্ৰাণ্তিক উপযোগিতা সমান হয়। এতিয়া এটা দ্রব্যৰ ওপৰত কৰা খৰচৰ প্ৰাণ্তিক উপযোগিতা হৈছে দ্রব্যটোৰ প্ৰাণ্তিক উপযোগিতাৰ লগত ইয়াৰ দৰৰ অনুপাত। সেয়েহে ভাবসাম্য অৱস্থাত প্ৰাণ্তিক উপযোগিতা আৰু দৰৰ অনুপাত প্ৰত্যেকটো দ্রব্যৰ কাৰণে সমান হ'ব লাগিব।

ধৰা হ'ল এজন উপভোক্তাই দুটা দ্রব্য 'X' আৰু 'Y' উপভোগ কৰিব বিচাৰিছে। তেন্তে উপভোক্তাজনৰ ভাবসাম্যতাৰ ক্ষেত্ৰত প্ৰযোজ্য সমীকৰণটো হ'ল —

$$\frac{MU_x}{P_x} = \frac{MU_y}{P_y}$$

য'ত $MU_x = 'X'$ দ্রব্যের প্রাণ্তিক উপযোগিতা

$MU_y = 'Y'$ দ্রব্যের প্রাণ্তিক উপযোগিতা

$P_x = 'X'$ দ্রব্যের বজাব দর।

$P_y = 'Y'$ দ্রব্যের বজাব দর।

2.2 উপভোক্তাৰ বাছনি (Consumer's Choice) :

উপভোক্তা এজনৰ বাছনি নিৰ্ভৰ কৰে তেওঁৰ উপলক্ষ বিকল্প দ্রব্যের ওপৰত আৰু বিকল্প দ্রব্যের প্রতি থকা ৰুচি আৰু অগ্রাধিকাৰৰ ওপৰত। এতিয়া আমি উপলক্ষ বিকল্প দ্রব্য আৰু উপভোক্তাজনৰ ৰুচি আৰু অগ্রাধিকাৰৰ বিষয়ে আলোচনা কৰিম আৰু তাৰ পিছত এই সমলেৰে উপভোক্তা এজনৰ বজাবত বাছনিৰ প্ৰক্ৰিয়াটো উলিয়াবলৈ চেষ্টা কৰিম।

প্ৰাথমিক স্বৰলিপি আৰু অভিধাৰণা (Preliminary Notations and Assumptions) :

এজন উপভোক্তাই সাধাৰণতে বহুতো দ্রব্য উপভোগ কৰে। কিন্তু সহজ হ'বলৈ আমি উপভোক্তাজনৰ বাছনিৰ সমস্যাটো সমাধান কৰিবৰ কাৰণে এনেকুৱা এটা পৰিস্থিতি ধৰি লম্ব য'ত উপভোক্তাজনে মাত্ৰ দুবিধিহে দ্রব্য উপভোগ কৰে।² ধৰাৰহ'ল এই দুবিধি দ্রব্য 1 নং দ্রব্য আৰু 2 নং দ্রব্য। দ্রব্য দুবিধিৰ যিকোনো জোঁটকে উপভোগৰ টোপোলা (Consumption Bundle) বা চুটিকে টোপোলা বুলি কোৱা হয়। সাধাৰণতে 1 নং দ্রব্যবিধিৰ পৰিমাণ বুজাৰলৈ ' X_1 ' চলক আৰু 2 নং দ্রব্যবিধিৰ পৰিমাণ বুজাৰলৈ ' X_2 ' চলক ব্যৱহাৰ কৰিম। ' X_1 ' আৰু ' X_2 ' ৰ মান ধনাত্মক নাইবা শূন্য হ'ব পাৰে। (X_1, X_2) য়ে ' X_1 ' পৰিমাণৰ 1 নং দ্রব্য আৰু ' X_2 ' পৰিমাণৰ 2 নং দ্রব্যৰ টোপোলা বুজায়। (X_1, X_2) য়ে X_1 আৰু X_2 ৰ নিৰ্দিষ্ট মানৰ কাৰণে এক নিৰ্দিষ্ট টোপোলা বুজায়। উদাহৰণস্বৰূপে $(5, 10)$ টোপোলাই 1 নং দ্রব্যৰ 5 একক আৰু 2 নং দ্রব্যৰ 10 একক বুজায়; $(10, 5)$ টোপোলাই 1 নং দ্রব্যৰ 10 একক আৰু 2 নং দ্রব্যৰ 5 একক বুজায়।

2. দুটাহে দ্রব্য থকাৰ অভিধাৰণাটোৱে গোটেই ব্যৱস্থাটো যথেষ্ট সহজ কৰে আৰু কিছুমান দৰকাৰী ধাৰণা চিৰৰ সহায়ত বুজিবলৈ সহজ হয়।



2.2.1 উপভোক্তার বাজেট (The consumer's Budget) :

ধৰা হ'ল এজন উপভোক্তার এক নির্দিষ্ট উপার্জন বা আয় আছে যিখনি তেওঁ দুবিধ দ্রব্য উপভোগ কাৰণে ব্যয় কৰিবলৈ বিচাৰে আৰু বজাৰত দ্রব্য দুবিধ দৰ নিৰ্দিষ্ট। উপভোক্তাজনে তেওঁৰ নিজ ইচ্ছামতে দ্রব্য দুবিধ যিকোনো আৰু প্ৰত্যেকটো জোট ক্ৰয় কৰিব নোৱাৰে। উপভোক্তাজনৰ উপলব্ধ উপভোগৰ টোপোলো নিৰ্ভৰ কৰিব দ্রব্য দুবিধ দৰ আৰু তেওঁৰ আয়ৰ ওপৰত। উপভোক্তাজনৰ আয় আৰু দ্রব্য দুবিধ দৰ অপৰিবৰ্তিত থকা অৱস্থাত উপভোক্তাজনে কেৱল সেইবিলাক টোপোলাহে ক্ৰয় কৰিবলৈ সমৰ্থ হ'ব যিবিলাকৰ উপভোগৰ ব্যয় তেওঁৰ আয়ৰ সমান বা তাতকৈ কম।

2.2.2 বাজেট সমষ্টি (Budget Set) :

ধৰাহ'ল উপভোক্তাজনৰ আয় হৈছে 'M' আৰু P_1 আৰু P_2 হৈছে দ্রব্য দুবিধ দৰ।³ যদি উপভোক্তাজনে 1 নং দ্রব্যৰ X_1 একক ক্ৰয় কৰিব বিচাৰে তেন্তে তেওঁ $P_1 X_1$ পৰিমাণৰ মুদ্ৰা ব্যয় কৰিব লাগিব। ঠিক সেইদৰে যদি উপভোক্তাজনে 2 নং দ্রব্যৰ X_2 একক ক্ৰয় কৰিব বিচাৰে তেন্তে তেওঁ $P_2 X_2$ পৰিমাণৰ মুদ্ৰা ব্যয় কৰিব লাগিব।

-
3. দ্রব্য এটাৰ দৰ হৈছে উপভোক্তাজনে দ্রব্যটোৱ এক একক ক্ৰয় কৰিবলৈ দিবলগীয়া মুদ্ৰাৰ পৰিমাণ। যদি টকা মুদ্ৰা একক হয় আৰু দ্রব্যৰ পৰিমাণ কিলোগ্ৰামত জোখা হয় তেন্তে 1 নং দ্রব্যৰ দৰ P_1 মানে হ'ল উপভোক্তাজনে 1 নং দ্রব্যৰ 1 কিলোগ্ৰাম ক্ৰয় কৰিবলৈ P_1 টকা দিব লাগিব।

সেয়েহে যদি উপভোক্তাজনে 1 নং দ্রব্যৰ X_1 একক আৰু 2 নং দ্রব্যৰ X_2 একক থকা টোপোলাটো ক্ৰয় কৰিব
বিচাৰে তেন্তে তেওঁ $P_1 X_1 + P_2 X_2$ পৰিমাণৰ মুদ্ৰা ব্যয় কৰিব লাগিব।

উপভোক্তাজনৰ আয় আৰু দ্রব্য দুবিধিৰ দৰ অপৰিবৰ্তিত অৱস্থাত যিবিলাক টোপোলাৰ উপভোগৰ ব্যয় তেওঁৰ আয়তকৈ কম বা সমান তাৰে যিকোনো টোপোলা তেওঁ বাছনি কৰিব পাৰে। অৰ্থাৎ উপভোক্তাজনে যিকোনো টোপোলা (X_1, X_2) ক্ৰয় কৰিব পাৰে যদিহে

$$(P_1 X_1 + P_2 X_2 \leq M) \dots \quad (2.1)$$

2.1 সমীকরণৰ অসমানতাক উপভোক্তাৰ বাজেট সীমাবদ্ধতা (Budget constraint) বুলি কোৱা হয়। উপভোক্তাৰ উপলব্ধ টোপোলাৰ সমষ্টিক বাজেট সমষ্টি বোলা হয়। অৰ্থাৎ বাজেট সমষ্টি হ'ল সকলোবোৰ টোপোলাৰ সংগ্ৰহ যিবিলাক টোপোলা উপভোক্তাজনে তেওঁৰ উপাৰ্জনৰ সামৰ্থ্য অনুসৰি প্ৰচলিত বজাৰ দৰত ক্ৰয় কৰিব পাৰে।


উদাহরণ 2.1 :

উদাহরণস্বরূপে ধৰাহ'ল এজন উপভোক্তাৰ হাতত 20 টকা আছে আৰু দ্রব্য দুবিধৰ প্ৰত্যেকবিধিৰ বজাৰ দৰ
5 টকা। উপভোক্তাজনে ক্ৰয় কৰাৰ সামৰ্থ্য থকা টোপোলাবোৰ হ'ল $(0, 0), (0, 1), (0, 2), (0, 3), (0, 4), (1,$
 $0), (1, 1), (1, 2), (1, 3), (2, 0), (2, 1), (2, 2), (3, 0), (3, 1)$ আৰু $(4, 0)$ । এই টোপোলাবোৰৰ ভিতৰত
 $(0, 4), (1, 3), (2, 2), (3, 1)$ আৰু $(4, 0)$ টোপোলাৰ ব্যয় ঠিক 20 টকা আৰু বাকী টোপোলাবোৰৰ উপভোগৰ
ব্যয় 20 টকাৰ কম। উপভোক্তাজনে অন্যান্য টোপোলাবোৰ যেনে $(3, 3)$ আৰু $(4, 5)$ ক্ৰয় কৰিবলৈ চেষ্টা নকৰে
কীয়নো সেইবিলাক টোপোলাৰ প্ৰচলিত দৰত উপভোগৰ ব্যয় 20 টকাতকৈ বেছি।

২.২.৩ বাজেট রেখা (Budget Line)

যদি দুর্যোবিধ দ্রব্য পূর্ণ বিভাজ্য⁴ হয় তেতিয়া উপভোক্তাজনর বাজেট সমষ্টিত (X_1, X_2)-র সকলোবের টোপোলা অস্তর্ভুক্ত হ'ব যদিহে X_1 আৰু X_2 হ'ল যিকোনো সংখ্যা যাৰ মান শূন্য বা তাতকৈ বেছি আৰু $P_1 X_1 + P_2 X_2$ । বাজেট সমষ্টিক 2.1 নং চিত্ৰৰ সহায়ত উপস্থাপন কৰিব পাৰি।

4. (2.1) নং উদ্দিষ্ট দ্রব্যবিলাক বিভাজ্য নহয় আরু কেবল পূর্ণ সংখ্যাৰ এককত উপলক্ষ। বছতো দ্রব্য আছে যিবিলাক বিভাজ্য অৰ্থাৎ অপূর্ণ সংখ্যাৰ এককত উপলক্ষ। এটা কমলাৰ আধা বা এটা কলৰ চাৰিভাগৰ এক অংশ কিনাটো সম্ভৱ নহয়। কিন্তু চাউলৰ আধা কিলোগ্ৰামত বা গাখীৰ চাৰিভাগৰ এক লিটাৰ কিনাটো সম্ভৱ।



বাজেট সংহতি : 1 নং দ্রব্যের পরিমাণ আনুভূমিক অক্ষত আৰু 2 নং দ্রব্যের পরিমাণ উলম্ব অক্ষত দেখুওৱা হৈছে। চিত্ৰত যিকোনো বিন্দুৰে দ্রব্য দুটাৰ এটা টোপোলা প্ৰতিনিধিত্ব কৰে। বাজেট সংহতি $P_1 X_1 + P_2 X_2$ সমীকৰণৰ সৰলৰেখাডালত থকা বা তাৰ তলত থকা সকলো বিন্দুৰে গঠিত।

ধনাঘাক মানৰ সকলোৰোৰ টোপোলা যিবিলাক বাজেট রেখাডালত নাইবা বাজেট রেখাডালৰ তলত আছে সেইবিলাক বাজেট সমষ্টিৰ অন্তৰ্ভুক্ত। বাজেট রেখাডালৰ সমীকৰণটো হ'ল

$$P_1 X_1 + P_2 X_2 = M \dots\dots\dots (2.2)$$

রেখাডাল সকলোৰোৰ টোপোলাৰ দ্বাৰা গঠিত যিবিলাকৰ উপভোগৰ ব্যয় ‘M’ ৰ ঠিক সমান। বাজেট রেখাৰ তলৰ বিন্দুবিলাকে সেইবিলাক টোপোলাক বুজায় যিবিলাকৰ উপভোগৰ ব্যয় M তকে কম।

2.2 নং সমীকৰণটো তলত দিয়া ধৰণেও লিখিব পাৰিব⁵

$$X_2 = \frac{M}{P_2} - \frac{P_1}{P_2} X_1 \dots\dots\dots (2.3)$$

5. বিদ্যালয়ৰ গণিতত তোমালোকে এডাল সৰলৰেখাৰ সমীকৰণ $y = c + mx$ শিকিছিলা য'ত ‘c’ হ'ল উলম্ব ছেদক আৰু ‘m’ হ'ল সৰল রেখাডালৰ ঢাল। 2.3নং সমীকৰণটোও একে ধৰণৰ।

বাজেট বেখাডাল এডাল সরলরেখা যাৰ আনুভূমিক ছেদক (intercept) হ'ল $\frac{M}{P_1}$ আৰু উলম্ব ছেদক হ'ল

$\frac{M}{P_2}$ । আনুভূমিক ছেদকে উপভোক্তাজনে ক্ৰয় কৰিব পৰা টোপোলা প্ৰতিনিধিত্ব কৰে যদিহে তেওঁৰ সমূহ আয় 1

নং দ্ৰব্যত ব্যয় কৰে। ঠিক সেইদৰে উলম্ব ছেদকে উপভোক্তাজনে ক্ৰয় কৰিব পৰা টোপোলা প্ৰতিনিধিত্ব কৰে

যদিহে তেওঁৰ সমূহ আয় 2 নং দ্ৰব্যত ব্যয় কৰে। বাজেট বেখাডালৰ ঢাল (slope) হ'ল $\left(-\frac{P_1}{P_2} \right)$ ।

বাজেট বেখাৰ ঢালৰ আহৰণ (Derivation of the slope of the budget line)

বাজেট বেখাৰ ঢালে বাজেট বেখাডালত 1 নং দ্ৰব্যৰ এক একক পৰিৱৰ্তনৰ কাৰণে 2 নং দ্ৰব্য কিমান পৰিমাণৰ পৰিৱৰ্তন হয় তাক নিৰ্ণয় কৰে। ধৰা হ'ল বাজেট বেখাডালৰ যিকোনো দুটা বিন্দু হ'ল (X_1, X_2) আৰু $(X_1 + \Delta X_1, X_2 + \Delta X_2)$ ।

$$\text{তেন্তে } P_1 X_1 + P_2 X_2 = M \dots\dots\dots (2.4)$$


$$\begin{aligned} \text{আৰু } P_1(X_1 + \Delta X_1) + P_2(X_2 + \Delta X_2) \\ = M \dots\dots\dots (2.5) \end{aligned}$$

(2.5) ৰ পৰা (2.4) বিয়োগ কৰি আমি পাওঁ

$$P_1 \Delta X_1 + P_2 \Delta X_2 = 0 \dots\dots\dots (2.6)$$

(2.6) সমীকৰণৰ পৰা আমি পাওঁ

$$\frac{\Delta X_2}{\Delta X_1} = -\frac{P_1}{P_2} \dots\dots\dots (2.7)$$



বিন্দুঃ Δ (ডেলটা) এটা প্ৰীক আখৰ। গণিতত Δ ক পৰিৱৰ্তন বুজাবলৈ ব্যৱহাৰ কৰা হয়। সেয়েহে ΔX_1 এ X_1 ৰ পৰিৱৰ্তন আৰু ΔX_2 এ X_2 ৰ পৰিৱৰ্তন বুজায়।

দৰ অনুপাত আৰু বাজেট বেখাৰ ঢাল (Price Ratio and the slope of the Budget Line)


বাজেট বেখাত থকা যিকোনো এটা বিন্দুৰ কথা চিন্তা কৰা। এনেকুৱা এটা বিন্দুৰে উপভোক্তাজনে উপভোগ কৰোঁতে তেওঁৰ সমূহ উপার্জন ব্যয় হোৱা এটা টোপোলা বুজায়। যদি উপভোক্তাজনে 1 নং দ্ৰব্যৰ এক একক বেছিকৈ উপভোগ কৰিব বিচাৰে তেন্তে তেওঁ আনাটো দ্ৰব্যৰ অলগ পৰিমাণ উপভোগ কৰাৰ পৰা বিৰত থাকিব

লাগিব। কথা হ'ল 1 নং দ্রব্যের এক একক বেছিকে উপভোগ করিবের কারণে আনটো দ্রব্যের কিমান পরিমাণ তেওঁ উপভোগ করার পরা বিরত থাকিব? এইটো নির্ভর করিব দ্রব্য দুটার দরবর ওপরত। 1 নং দ্রব্যের এক এককের দর p_1 ।

গতিকে তেওঁ 2 নং দ্রব্যের খরচ p_1 পরিমাণের কমাব লাগিব। p_1 দরত তেওঁ $\frac{p_1}{p_2}$ পরিমাণের 2 নং দ্রব্য কিনিব পারিব। সেয়েহে যদি উপভোক্তাজনে তেওঁৰ সমৃহ উপার্জন ব্যয় করি 1 নং দ্রব্যের এক একক বেছিকে উপভোগ করিব বিচারে তেন্তে তেওঁ $\frac{p_1}{p_2}$ পরিমাণের 2 নং দ্রব্য বাদ দিব লাগিব। অর্থাৎ বজাব অবস্থা অপরিবর্তিত অবস্থাত উপভোক্তাজনে $\frac{p_1}{p_2}$ হাবত 1 নং দ্রব্য 2 নং দ্রব্যের লগত প্রতিকল্পন (Substitute) করিব পারিব। বাজেট বেখার ঢালের চৰম মানে⁶ কি হাবত এজন উপভোক্তাই তেওঁৰ সমৃহ উপার্জন ব্যয় করি 1 নং দ্রব্য 2 নং দ্রব্যের লগত প্রতিকল্পন করিব পাবে তাক নির্ণয় কৰে।

বাজেট বেখার তলৰ বিন্দু (Points below the Budget Line) :

বাজেট বেখার তলৰ যিকোনো এটা বিন্দু লোৱা হ'ল। এনেকুৱা এটা বিন্দুৰে উপভোগৰ ক্ষেত্ৰত মুঠ আয়তকৈ কম খৰচ হোৱা এটা টোপোলা প্রতিনিধিত্ব কৰে। সেয়েহে যদি উপভোক্তাজনে এনেকুৱা এটা টোপোলা ক্ৰয় কৰে তেন্তে তেওঁৰ কিছু আয় ৰাহি হ'ব। নিয়মমতে উপভোক্তাজনে এই ৰাহি আয় দুয়োবিধ দ্রব্যতে খৰচ করিব পাবে আৰু সেয়েহে কমেও এটা দ্রব্য বেছিকে থকা আৰু আনটো দ্রব্য আগতকৈ কম নথকা টোপোলা ক্ৰয় কৰে। বাজেট বেখার তলৰ বিন্দুৰ লগত তুলনা কৰিলে দেখা যায় যে বাজেট বেখাত থকা টোপোলাৰিলাকত কমেও এটা দ্রব্য বেছিকে থাকে আৰু আনটো দ্রব্য কম নাথাকে।



বাজেট বেখার তলৰ এটা বিন্দু : বাজেট বেখার তলৰ বিন্দুৰ লগত তুলনা কৰিলে দেখা যায় যে বাজেট বেখাত থকা টোপোলাৰিলাকত কমেও এটা দ্রব্য বেছিকে থাকে আৰু আনটো দ্রব্য কম নাথাকে।

6. যদি $x \geq 0$ তেন্তে X ব চৰম মান হ'ল ‘ X ’ আৰু যদি $x < 0$ তেন্তে x ব চৰম মান ‘ x ’। সাধাৰণতে x ব চৰম মান $|x|$ ব দ্বাৰা প্ৰকাশ কৰা হয়।

থকা টোপোলাবিলাকত কমেও এটা দ্রব্য বেছিকে থাকে আরু আনটো দ্রব্য কম নাথাকে। চিত্র নং 2.2 ত ‘c’ বিন্দুটো বাজেট বেখাৰ তলত আছে আৰু A আৰু B বিন্দু বাজেট বেখাত আছে। A বিন্দুৰ লগত C বিন্দু তুলনা কৰিলে দেখা যায় যে A বিন্দুত 2 নং দ্রব্য বেছি পৰিমাণৰ আছে আৰু 1 নং দ্রব্য সমান পৰিমাণৰ আছে। A বিন্দুৰ লগত B বিন্দু তুলনা কৰিলে দেখা যায় যে B বিন্দুত 1 নং দ্রব্য বেছি পৰিমাণৰ আছে আৰু 2 নং দ্রব্য সমান পৰিমাণৰ আছে। বাজেট বেখাডালৰ AB অংশৰ যিকোনো বিন্দুৱে C বিন্দুতকৈ দুয়োবিধ দ্রব্য বেছি পৰিমাণৰ থকা টোপোলা প্ৰতিনিধিত্ব কৰে।

2.2.4 বাজেট সংহতি পৰিৱৰ্তন (Change in the Budget Set)


উপলব্ধ টোপোলাৰ সংহতি নিৰ্ভৰ কৰে দ্রব্য দুবিধৰ দৰ আৰু উপভোক্তাজনৰ আয়ৰ ওপৰত। যদি দ্রব্য দুবিধৰ যিকোনো এবিধৰ দৰ বা উপভোক্তাজনৰ আয় সলনি হয়, তেতিয়া উপলব্ধ টোপোলাৰ সংহতিও সলনি হ'ব। ধৰাহ'ল দ্রব্য দুবিধৰ দৰ অপৰিবৰ্তিত অৱস্থাত উপভোক্তাজনে আয় M বা P' লৈ সলনি হ'ল। নতুন আয়ত উপভোক্তাজনে সকলো টোপোলা (X_1, X_2) ক্ৰয় কৰিবলৈ চেষ্টা কৰিব যদিহে $P_1X_1 + P_2X_2 \leq M'$

এতিয়া বাজেট বেখাৰ সমীকৰণটো হ'ল

$$P_1X_1 + P_2X_2 = M' \dots\dots\dots (2.8)$$

$$2.8. \text{ নং সমীকৰণটো তলত দিয়া ধৰণেও লিখিব পাৰি } X_2 = \frac{M'}{P_2} - \frac{P_1}{P_2} X_1 \dots\dots\dots (2.9)$$

মন কৰিবলগীয়া যে নতুন বাজেট বেখাডালৰ ঢাল আৰু উপভোক্তাজনৰ আয় সলনি হোৱা পূৰ্বৰ বাজেট বেখাডালৰ ঢাল একে। কিন্তু আয় সলনি হোৱাৰ পিছত উলম্ব ছেদক (Vertical Intercept) সলনি হয়। যদি আয় বৃদ্ধি হয় অৰ্থাৎ $M' > M$, তেন্তে উলম্ব ছেদক বৃদ্ধি হয় আৰু সেয়েহে বাজেট বেখাডাল সমান্তৰালভাৱে বাহিৰফাললৈ স্থানান্তৰিত হয়। যদি আয় বৃদ্ধি হয় তেন্তে উপভোক্তাজনে প্ৰচলিত বজাৰ দৰত দুয়োবিধ দ্রব্য বেছিকে ক্ৰয় কৰিব পাৰিব। ঠিক সেইদৰে যদি আয় হ্ৰাস পায় অৰ্থাৎ যদি $M' < M$ তেন্তে উলম্ব ছেদকো হ্ৰাস পায় আৰু সেয়েহে বাজেট বেখাডাল সমান্তৰালভাৱে ভিতৰলৈ স্থানান্তৰিত হয়। দ্রব্য দুবিধৰ দৰ অপৰিবৰ্তিত থকা অৱস্থাত উপভোক্তাৰ আয় সলনি হ'লে উপলব্ধ টোপোলাৰ সংহতি কিদৰে পৰিৱৰ্তন হয় তাক তলৰ চিত্ৰৰ সহায়ত দেখুওৱা হ'ল —



চিত্র : 2.3

উপভোক্তাজন আয়ের পরিরবর্তনের কাবণে উপলক্ষ টোপোলার সংহতির পরিরবর্তন : আয় কমিলে বাজেট বেখাডাল (a) ত দেখুওরাৰ দৰে সমান্তৰালভাৱে ভিতৰলৈ স্থানান্তৰিত হয়। আয় বৃদ্ধি হ'লে বাজেট বেখাডাল (b) ত দেখুওরাৰ দৰে সমান্তৰালভাৱে বাহিৰলৈ স্থানান্তৰিত হয়।

এতিয়া ধৰাহ'ল 1 নং দ্রব্যের দৰ P_1 ৰ পৰা P'_1 লৈ সলনি হ'ল কিন্তু 2 নং দ্রব্যের দৰ আৰু উপভোক্তাৰ আয়ের কোনো সালসলনি নহ'ল। 1 নং দ্রব্যের নতুন দৰত উপভোক্তাজনে সকলোবোৰ টোপোলা (X_1, X_2) ক্ৰয় কৰিব পাৰিব যদিহে $P_1 X_1 + P_2 X_2 \leq M$ ।

ইয়াত বাজেট বেখাৰ সমীকৰণটো হ'ল —


$$P_1 X_1 + P_2 X_2 = M \dots\dots (2.10)$$

2.10 নং সমীকৰণটো এনেকৈয়ো লিখিব পাৰি

$$X_2 = \frac{M}{P_2} - \frac{P'_1}{P_2} X_1 \dots\dots (2.11)$$

মন কৰিবলগীয়া যে নতুন বাজেট বেখাডালৰ উলম্ব ছেদক আৰু 1 নং দ্রব্যের দৰ সলনিৰ পূৰ্বৰ বাজেট বেখাডালৰ উলম্ব ছেদক একেই। কিন্তু দৰ সলনি হোৱাৰ পিছত বাজেট বেখাৰ ঢাল সলনি হয়। যদি 1 নং দ্রব্যের দৰ বৃদ্ধি হয় অৰ্থাৎ যদি $P'_1 > P_1$ তেন্তে বাজেট বেখাৰ ঢালৰ চৰম মান বৃদ্ধি হয় আৰু বাজেট বেখাডাল বেছিকে থিয় হয়। যদি 1 নং দ্রব্যের দৰ হ্রাস পায় অৰ্থাৎ যদি $P'_1 < P_1$ তেন্তে বাজেট বেখাৰ ঢালৰ চৰম মান হ্রাস পায় আৰু

বাজেট বেখাড়াল বেছিকে চেপেটা হয়। 2 নং দ্রব্যের দর আৰু উপভোক্তাজনৰ আয় অপৰিবৰ্তিত অৱস্থাত 1 নং দ্রব্যের দর সলনি হ'লে উপলক্ষ টোপোলাৰ সমষ্টি কিদৰে পৰিৱৰ্তন হয় তাক তলৰ চিত্ৰৰ সহায়ত দেখুওৱা হ'ল।



1 নং দ্রব্যের দৰ সলনিৰ কাৰণে উপলক্ষ টোপোলাৰ সমষ্টিৰ পৰিৱৰ্তনঃ 1 নং দ্রব্যের দৰ বৃদ্ধি হ'লে বাজেট বেখাড়াল (a) খণ্ডত দেখুওৱাৰ দৰে বেছিকে থিয় হয়। 1 নং দ্রব্যের দৰ কমিলৈ বাজেট বেখাড়াল (b) খণ্ডত দেখুওৱাৰ দৰে বেছিকে চেপেটা হয়।

1 নং দ্রব্যের দৰ আৰু উপভোক্তাৰ আয় অপৰিবৰ্তিত অৱস্থাত 2 নং দ্রব্যের দৰ সলনি হ'লে একে ধৰণেৰে উপলক্ষ টোপোলাৰ সমষ্টি সলনি হ'ব।

2.3. উপভোক্তাৰ অগ্রাধিকাৰ (Preferences of the Consumer)

বাজেট সংহতি উপভোক্তাজনৰ উপলক্ষ সকলোবোৰ টোপোলাৰ দ্বাৰা গঠিত। উপভোক্তাজনে তেওঁৰ উপভোগৰ টোপোলা বাজেট সংহতিৰ পৰা বাছনি কৰিব পাৰে। কিন্তু তেওঁ উপলক্ষ টোপোলাৰ পৰা কিহৰ ভিত্তিত কোনো এটা উপভোগৰ টোপোলা বাছনি কৰিব ? অথনীতিত ধাৰণা কৰি লোৱা হয় যে উপভোক্তাজনে তেওঁৰ ৰুচি আৰু অগ্রাধিকাৰৰ সহায়ত বাজেট সমষ্টিৰ টোপোলাৰ পৰা উপভোগৰ টোপোলা বাছনি কৰে। তেওঁ যিকোনো দুটা টোপোলা তুলনা কৰিব পাৰে। যিকোনো দুটা টোপোলাৰ মাজত তেওঁ হয়তো এটা টোপোলাক অগ্রাধিকাৰ দিব পাৰে নাইবা তেওঁ ইটো সিটোৰ মাজত কোনো পাৰ্থক্য নেদেখিব পাৰে। উপভোক্তাজনে তেওঁৰ অগ্রাধিকাৰৰ ভিত্তিত টোপোলাবিলাকক স্থান⁷ দিব পাৰে বুলি ধাৰণা কৰি লোৱা হয়।

7. স্থান দিয়াৰ আটাইতকৈ সহজ উদাহৰণ হ'ল ছা৤্ৰ-ছা৤্ৰীসকলক দিয়া স্থান।

উদাহরণঃ 2.2

2.1 উদাহরণৰ উপভোক্তাজন লোৱা হ'ল। ধৰাহ'ল উপভোক্তাজনে বিভিন্ন টোপোলাৰ সংহতিৰ পৰা তলত দিয়া ধৰণে অগ্রাধিকাৰ প্ৰদান কৰে।

উপভোক্তাজনে আটাইতকৈ বেছি অগ্রাধিকাৰ দিয়া টোপোলাটো হ'ল (2,2)। তেওঁ (1,3) আৰু (3,1) টোপোলাৰ মাজত নিৰপেক্ষ। তেওঁ এই টোপোলা দুটাক (2,2) টোপোলাৰ বাহিৰে আন সকলো টোপোলাতকৈ অগ্রাধিকাৰ প্ৰদান কৰে।

তেওঁ (1,2) আৰু (2,1) টোপোলাৰ মাজত নিৰপেক্ষ। তেওঁ এই দুটা টোপোলাক (2,2) (1,3) আৰু (3,1) টোপোলাকেইটাৰ বাহিৰে আন সকলো টোপোলাতকৈ অগ্রাধিকাৰ প্ৰদান কৰে।

উপভোক্তাজন (0, 0) টোপোলা আৰু মাত্ৰ এটা দ্রব্য থকা যিকোনো টোপোলাৰ মাজত নিৰপেক্ষ। ধনাত্মক পৰিমাণৰ দুয়োটা দ্রব্য থকা এটা টোপোলা কেৱল যিকোনো এটা দ্রব্য থকা টোপোলাতকৈ অগ্রাধিকাৰ প্ৰাপ্ত।

উপভোক্তাজনৰ অগ্রাধিকাৰৰ ভিত্তিত উপলক্ষ টোপোলাবিলাকক উচ্চতমৰ পৰা নিম্নতম স্থানলৈ সজাৰ পাৰি। যিকোনো দুটা (বা তাতকৈ বেছি) নিৰপেক্ষ টোপোলাক সমান স্থান দিয়া হয় আৰু অগ্রাধিকাৰ প্ৰাপ্ত টোপোলাবিলাকক উচ্চ স্থান দিয়া হয়।

তালিকা 2.1 : 2.1 উদাহৰণৰ উপভোক্তাজনৰ উপলক্ষ টোপোলাৰ স্থান

| টোপোলা | স্থান |
|---|----------|
| (2,2) | প্ৰথম |
| (1,3), (3, 1) | দ্বিতীয় |
| (1, 2), (2, 1) | তৃতীয় |
| (1, 1) | চতুর্থ |
| (0,0), (0,1), (0,2), (0,3), (0,4), (1,0)(2,0)(3,0)(4,0) | পঞ্চম |

2.3.1. অপৰিৱৰ্তনীয় অগ্রাধিকাৰ (Monotonic Preferences) :

যিকোনো দুটা টোপোলা (X_1, X_2) আৰু (Y_1, Y_2) লোৱা হ'ল। যদি (X_1, X_2) টোপোলাত আনটো টোপোলাতকৈ কমেও এটা দ্রব্য বেছি পৰিমাণৰ থাকে আৰু আনটো দ্রব্য কম নাথাকে তেন্তে উপভোক্তাজনে (Y_1, Y_2) তকৈ (X_1, X_2) ক অগ্রাধিকাৰ দিয়ে। উপভোক্তাৰ অগ্রাধিকাৰৰ ক্ষেত্ৰত এইয়া ধাৰণা কৰি লোৱা হয়। এই অগ্রাধিকাৰক অপৰিৱৰ্তনীয় অগ্রাধিকাৰ বুলি কোৱা হয়। অৰ্থাৎ এজন উপভোক্তাৰ অগ্রাধিকাৰক

অপৰিৱৰ্তনীয় বুলি কোৱা হয় যদিহে যিকোনো দুটা টোপোলাৰ ভিতৰত উপভোক্তাজনে সেইটো টোপোলাক অগ্রাধিকাৰ দিয়ে যিটো টোপোলাত আনটো টোপোলাতকৈ কমেও এটা দ্ৰব্য বেছিকৈ থাকে আৰু আনটো দ্ৰব্য কম নাথাকে।

উদাহৰণ ১.৩

উদাহৰণস্বৰূপে (2,2) টোপোলাটো ধৰা হ'ল। এই টোপোলাটোত (1,1) টোপোলাতকৈ দুয়োটা দ্ৰব্য বেছিকৈ আছে। আকৌ (2,2) টোপোলাৰ লগত (2,1) টোপোলা তুলনা কৰিলে দেখা যায় যে (2,2) টোপোলাত (2, 1) টোপোলাতকৈ 2 নং দ্ৰব্য বেছিকৈ আছে আৰু 1 নং দ্ৰব্য সমান পৰিমাণৰ আছে। আকৌ (2,2) টোপোলাৰ লগত (1,2) টোপোলা তুলনা কৰিলে দেখা যায় যে (2,2,) টোপোলাত (1,2) টোপোলাতকৈ 1 নং দ্ৰব্য বেছি পৰিমাণৰ আছে আৰু 2 নং দ্ৰব্য সমান পৰিমাণৰ আছে। যদিহে উপভোক্তাজনৰ অগ্রাধিকাৰ অপৰিৱৰ্তনীয় তেন্তে তেওঁ তিনিটা টোপোলা (1,1) (2,1) আৰু (1, 2) তকৈ (2,2) টোপোলাক অগ্রাধিকাৰ দিব।

২.৩.২. দ্ৰব্যৰ মাজত প্ৰতিকল্পন (Substitution between Goods)

ধৰাহ'ল দুটা টোপোলাৰ ভিতৰত এটা টোপোলাত আনটো টোপোলাতকৈ প্ৰথমবিধ দ্ৰব্য বেছিকৈ আছে। যদি উপভোক্তাৰ অগ্রাধিকাৰ অপৰিৱৰ্তনীয় হয় তেন্তে এই দুটা টোপোলা নিৰপেক্ষ হ'ব যদিহে প্ৰথমবিধ দ্ৰব্য বেছিকৈ থকা টোপোলাটোত দ্বিতীয়বিধ দ্ৰব্য আনটো টোপোলাতকৈ কমকৈ থাকে। ধৰাহ'ল এজন উপভোক্তা দুটা টোপোলা (X_1, X_2) আৰু ($X_1 + \Delta X_1, X_2 + \Delta X_2$)ৰ মাজত নিৰপেক্ষ। অপৰিৱৰ্তনীয় অগ্রাধিকাৰৰ মতে যদি $\Delta X_1 > 0$ তেন্তে $\Delta X_2 < 0$ আৰু যদি $\Delta X_1 < 0$ তেন্তে $\Delta X_2 > 0$ । উপভোক্তাজনে এটা দ্ৰব্যৰ লগত আনটো দ্ৰব্যৰ প্ৰতিকল্পন কৰি (X_1, X_2) ৰ পৰা ($X_1 + \Delta X_1, X_2 + \Delta X_2$) লৈ গতি কৰিব

পাৰে। 2 নং দ্ৰব্য আৰু 1 নং দ্ৰব্যৰ মাজত প্ৰতিকল্পনৰ হাৰ হল $\frac{\Delta X_2}{\Delta X_1}$ ৰ চৰম মান। 1 নং দ্ৰব্যৰ এক অতিৰিক্ত

এককৰ কাৰণে কিমান পৰিমাণৰ 2 নং দ্ৰব্য উপভোক্তাজনে এৰি দিবলৈ ইচ্ছা কৰে সেয়েই হ'ল প্ৰতিকল্পনৰ হাৰ। প্ৰতিকল্পনৰ হাৰে 1 নং দ্ৰব্যৰ কাৰণে উপভোক্তাজনৰ ইচ্ছা 2 নং দ্ৰব্যৰ দ্বাৰা মাপ নিৰ্ণয় কৰে। এইদৰে প্ৰতিকল্পনৰ হাৰে উপভোক্তাৰ অগ্রাধিকাৰৰ এক গুৰুত্বপূৰ্ণ দিশ প্ৰতিফলিত কৰে।

উদাহৰণ ২.৪


ধৰাহ'ল এজন উপভোক্তা (1,2) আৰু (2,1) টোপোলাৰ মাজত নিৰপেক্ষ। (1,2) টোপোলাত উপভোক্তাজনে 2 নং দ্ৰব্যৰ 1 একক এৰি দিবলৈ ইচ্ছা কৰিব যদিহে তেওঁ 1 নং দ্ৰব্যৰ অতিৰিক্ত এক একক লাভ কৰে। ইয়াত 2 নং দ্ৰব্য আৰু 1 নং দ্ৰব্যৰ মাজত প্ৰতিকল্পনৰ হাৰ 1।

2.3.3. ক্রমত্বসমান প্রতিকল্পনৰ হাৰ (Diminishing Rate of Substitution)

উপভোক্তাৰ অগ্রাধিকাৰৰ ক্ষেত্ৰত ধাৰণা কৰি লোৱা হয় যে যদিহে তেওঁৰ 1 নং দ্রব্য বেছি পৰিমাণে আৰু 2 নং দ্রব্য কম পৰিমাণে আছে তেন্তে 1 নং দ্রব্যৰ অতিৰিক্ত এক একক লাভ কৰিবৰ কাৰণে তেওঁ কম পৰিমাণৰ 2 নং দ্রব্য এৰি দিবলৈ ইচ্ছা কৰিব। উপভোক্তাজনৰ হাতত যিমানে বেছি 1 নং দ্রব্য থাকিব সিমানেই তেওঁৰ 1 নং দ্রব্যৰ কাৰণে 2 নং দ্রব্য এৰি দিয়াৰ ইচ্ছা কমি আহিব। আন কথাত, যেতিয়া 1 নং দ্রব্যৰ পৰিমাণ বৃদ্ধি হয়, 2 নং দ্রব্য আৰু 1 নং দ্রব্যৰ মাজত প্রতিকল্পনৰ হাৰ হুস পায়। এনেকুৱা অগ্রাধিকাৰক উভল (convex) অগ্রাধিকাৰ বুলি কোৱা হয়।


2.3.4. নিৰপেক্ষ ৰেখা (Indifference Curve)

উপলক্ষ টোপোলাৰ সমষ্টিৰ পৰা উপভোক্তা এজনৰ অগ্রাধিকাৰ চিত্ৰৰ সহায়ত দেখুৱাব পাৰি। আমি ইতিমধ্যে গম পালো যে উপভোক্তাৰ উপলক্ষ টোপোলাৰোৰ দ্বি-বিমীয় (Two dimensional) চিত্ৰত বিন্দুৰ দ্বাৰা প্ৰকাশ কৰিব পাৰি। যিবিলাক টোপোলাৰ কাৰণে উপভোক্তাজন নিৰপেক্ষ সেই টোপোলাৰিলাক প্ৰতিনিধিত্ব কৰা বিন্দুৰোৱা লগলগাই চিত্ৰ নং 2.5 ত দেখুওৱাৰ দৰে এডাল ৰেখা অংকন কৰিব পাৰি। এনে এডাল ৰেখা যিডালৰ বিভিন্ন বিন্দুত বিভিন্ন টোপোলাৰ কাৰণে উপভোক্তাজন নিৰপেক্ষ তেনে ৰেখাক নিৰপেক্ষ ৰেখা বোলে।



নিৰপেক্ষ ৰেখা : নিৰপেক্ষ ৰেখাই বিভিন্ন টোপোলাৰ বিন্দুৰোৱা লগলগায় যিবিলাক টোপোলাৰ কাৰণে উপভোক্তাজন নিৰপেক্ষ।

নিরপেক্ষ বেখার ওপরত থকা এটা বিন্দু লোরা হ'ল। এনে এটা বিন্দুর লগত নিরপেক্ষ বেখাত থকা বিন্দু এটা তুলনা করিলে দেখা যায় যে বিন্দুটোত কমেও এটা দ্রব্য বেছিকে থাকে আৰু আনটো দ্রব্য কম নাথাকে। চিত্ৰ নং 2.6 টো লোৱা হ'ল। চিত্ৰত C বিন্দুটো নিরপেক্ষ বেখার ওপরত আছে আৰু A আৰু B বিন্দুটো নিরপেক্ষ বেখাত আছে। C বিন্দুৰ লগত A বিন্দু তুলনা করিলে দেখা যায় যে C বিন্দুত 1 নং দ্রব্য বেছি পৰিমাণৰ আছে আৰু 2 নং দ্রব্য সমান পৰিমাণৰ আছে। C বিন্দুৰ লগত B বিন্দু তুলনা করিলে দেখা যায় যে C বিন্দুত 2 নং দ্রব্য বেছি পৰিমাণৰ আছে আৰু 1 নং দ্রব্য সমান পৰিমাণৰ আছে। C বিন্দুৰ লগত নিরপেক্ষ বেখার AB অংশত থকা অন্য যিকোনো বিন্দু তুলনা করিলে দেখা যায় যে C বিন্দুত দুয়োটা দ্রব্য বেছিকে আছে। যদি অগ্রাধিকাৰ অপৰিৱৰ্তনীয় হয় তেন্তে C বিন্দুৰে প্ৰতিনিধিত্ব কৰা টোপোলাই AB অংশৰ বিন্দুৰে প্ৰতিনিধিত্ব কৰা টোপোলাবিলাকতকৈ অগ্রাধিকাৰ পাব আৰু সেয়েহে নিরপেক্ষ বেখার সকলো টোপোলাবিলাকতকৈ অগ্রাধিকাৰ পাব।



নিরপেক্ষ বেখার ওপৰৰ আৰু তলৰ বিন্দু : নিরপেক্ষ বেখার ওপৰৰ বিন্দুৰে নিরপেক্ষ বেখাত থকা বিন্দুবিলাকতকৈ অগ্রাধিকাৰপ্রাপ্ত বিন্দুৰ টোপোলা প্ৰতিনিধিত্ব কৰে। নিরপেক্ষ বেখার তলৰ বিন্দুৰ টোপোলাতকৈ নিরপেক্ষ বেখার বিন্দুৰ টোপোলাবোৰ অগ্রাধিকাৰপ্রাপ্ত। সেয়েহে অপৰিৱৰ্তনীয় অগ্রাধিকাৰৰ মতে নিরপেক্ষ বেখার ওপৰত থকা যিকোনো বিন্দুৰে সেইটো টোপোলা প্ৰতিনিধিত্ব কৰে যিটো নিরপেক্ষ বেখার সকলো টোপোলাতকৈ অগ্রাধিকাৰপ্রাপ্ত। একেধৰণৰ যুক্তিৰ দ্বাৰা উপস্থাপন কৰিব পাৰি যে যদি উপভোক্তাৰ অগ্রাধিকাৰ অপৰিৱৰ্তনীয় হয় তেন্তে নিরপেক্ষ বেখার তলত থকা যিকোনো বিন্দুৰে নিরপেক্ষ বেখার টোপোলাবিলাকতকৈ নিকৃষ্ট টোপোলা প্ৰতিনিধিত্ব কৰে। 2.6 নং চিত্ৰত নিরপেক্ষ বেখার টোপোলাবিলাকতকৈ অগ্রাধিকাৰৰ টোপোলা আৰু নিকৃষ্ট টোপোলা দেখুওৱা হৈছে।


2.3.5. নিরপেক্ষ বেখার আকৃতি (Shape of the Indifference Curve)

প্রতিকল্পনৰ হাৰ আৰু নিরপেক্ষ বেখার ঢাল (The Rate of Substitution and the Slope of the Indifference Curve)

নিরপেক্ষ বেখার যিকোনো দুটা বিন্দু (X_1, X_2) আৰু $(X_1 + \Delta X_1, X_2 + \Delta X_2)$ লোৱা হ'ল আৰু (X_1, X_2) ৰ পৰা $(X_1 + \Delta X_1, X_2 + \Delta X_2)$ লৈ গতি কৰা হ'ল। এই দুয়োটা বিন্দু লগলগাই পোৱা সৱলবেখার ঢালে নিরপেক্ষ বেখাডালত 1 নং দ্রব্যৰ এক একক পৰিৱৰ্তনৰ বাবে কিমান পৰিমাণৰ 2 নং দ্রব্যৰ পৰিৱৰ্তন হয় তাক নিৰ্ণয় কৰে। এইদৰে এই দুয়োটা বিন্দু লগলগাই গঠিত সৱলবেখার ঢালৰ চৰম মানে (X_1, X_2) আৰু $(X_1 + \Delta X_1, X_2 + \Delta X_2)$ ৰ মাজত প্রতিকল্পনৰ হাৰ নিৰ্ণয় কৰে। খুব কম পৰিমাণৰ পৰিৱৰ্তনৰ কাৰণে নিরপেক্ষ বেখার যিকোনো বিন্দুত ঢালৰ চৰম মানে সেই বিন্দুত উপভোক্তাজনৰ প্রতিকল্পনৰ হাৰ জুখি উলিয়ায়। সাধাৰণতে খুব কম পৰিমাণৰ পৰিৱৰ্তনৰ কাৰণে 2 নং দ্রব্য আৰু 1 নং দ্রব্যৰ মাজত প্রতিকল্পনৰ হাৰক প্রতিকল্পনৰ প্রাস্তিক হাৰ (Marginal Rate of Substitution MRS) বুলি কোৱা হয়।

যদি অগ্রাধিকাৰ অপৰিৱৰ্তনীয় হয়, নিরপেক্ষ বেখাত 1 নং দ্রব্যৰ পৰিমাণ বৃদ্ধিয়ে 2 নং দ্রব্যৰ পৰিমাণ হ্রাস কৰে। ইয়াৰ পৰা বুজা যায় যে নিরপেক্ষ বেখার ঢাল ঝণাত্মক। অৰ্থাৎ অপৰিৱৰ্তনীয় অগ্রাধিকাৰে দেখুৱায় যে নিরপেক্ষ বেখা নিম্নগামী ঢালযুক্ত (Downward Sloping)।


2.7. নং চিত্ৰত নিরপেক্ষ বেখার ঝণাত্মক ঢাল দেখুওৱা হৈছে।



নিরপেক্ষ বেখার ঢাল : নিরপেক্ষ বেখার ঢাল নিম্নগামী। নিরপেক্ষ বেখাডালত 1 নং দ্রব্যৰ পৰিমাণ বৃদ্ধিয়ে 2 নং দ্রব্যৰ পৰিমাণ হ্রাস কৰে। যদি $\Delta X_1 > 0$ তেন্তে $\Delta X_2 < 0$ ।


2.8 নং চিত্রত ক্রমহৃসমান প্রতিকল্পনৰ প্রাণ্তিক হাৰযুক্তি এডাল নিৰপেক্ষ ৰেখা দেখুওৱা হৈছে। নিৰপেক্ষ ৰেখা কেন্দ্ৰৰ প্রতি উত্তল।

2 নং দ্রব্য



চিত্র : 2.8

2 নং দ্রব্য



চিত্র : 2.9

ক্রমহৃসমান প্রতিকল্পনৰ হাৰ : যেতিয়া এজন উপভোক্তাৰ ওচৰত 1 নং দ্রব্য বেছৈকে থাকে তেতিয়া 1 নং দ্রব্যৰ অতিৰিক্ত এক এককৰ কাৰণে 2 নং দ্রব্য এৰি দিয়া বা ত্যাগ কৰাৰ ইচ্ছা তেওঁৰ কমি আহে।

নিৰপেক্ষ মানচিত্ৰ : ই বহুতো নিৰপেক্ষ ৰেখাৰ সংহতি। চিত্রত কাঁড়চিহ্নভালে দেখুৱায় যে ওপৰত থকা নিৰপেক্ষ ৰেখাৰ টোপোলাবিলাক তলত থকা নিৰপেক্ষ ৰেখাৰ টোপোলাবিলাকতকৈ অগ্রাধিকাৰপ্রাপ্ত।

2.3.6 নিৰপেক্ষ মানচিত্ৰ (Indifference Map)

উপভোক্তাৰ সকলোবিলাক টোপোলাৰ প্রতি অগ্রাধিকাৰ 2.9 নং চিত্রত দেখুওৱাৰ দৰে অসংখ্য নিৰপেক্ষ ৰেখাৰ সহায়ত দেখুৱাৰ পাৰি। ইয়াক উপভোক্তাৰ নিৰপেক্ষ মানচিত্ৰ বুলি কোৱা হয়। এডাল নিৰপেক্ষ ৰেখাত থকা সকলো বিন্দুৰে সেইবিলাক টোপোলাক বুজায় যিবিলাকৰ প্রতি উপভোক্তাজন নিৰপেক্ষ। অপৰিৱৰ্তননীয় অগ্রাধিকাৰৰ মতে দুডাল নিৰপেক্ষ ৰেখাৰ মাজত ওপৰত থকা নিৰপেক্ষ ৰেখাৰ টোপোলাবিলাক তলত থকা নিৰপেক্ষ ৰেখাৰ টোপোলাবিলাকতকৈ অগ্রাধিকাৰপ্রাপ্ত।

2.3.7 অগ্রাধিকাৰৰ উপযোগিতা উপস্থাপন (Utility Representation of Preferences)

টোপোলাবিলাকৰ প্রতি থকা অগ্রাধিকাৰ সংখ্যাৰ দ্বাৰা প্ৰকাশ কৰাটো সন্তুষ। নিৰপেক্ষ টোপোলাবিলাকক সমান সংখ্যাৰে আৰু অগ্রাধিকাৰপ্রাপ্ত টোপোলাবিলাকক ডাঙৰ সংখ্যাৰে প্ৰকাশ কৰি টোপোলাবিলাকৰ স্থান নিৰ্ণয় কৰিব পাৰি। টোপোলাবিলাকক এইদৰে সংখ্যাৰে প্ৰকাশ কৰাটোক টোপোলাবিলাকৰ উপযোগিতা বুলি কোৱা হয় আৰু উপযোগিতা সংখ্যাৰে অগ্রাধিকাৰ উপস্থাপন কৰাটোক এটা উপযোগিতা ফলন বা এটা

উপযোগিতা বিরুদ্ধ বোলা হয়। এনেকেয়ে এটা উপযোগিতা ফলনে সকলোবোৰ উপলব্ধ টোপোলাক সংখ্যাৰে নিৰূপণ কৰে। যদি দুটা টোপোলাৰ মাজত এটাই আনটোতকৈ অগ্রাধিকাৰ পায় তেন্তে অগ্রাধিকাৰপ্রাপ্ত টোপোলাটোৱে বেছি উপযোগিতা সংখ্যা পায় আৰু যদি দুয়োটা টোপোলা নিৰপেক্ষ তেন্তে সিহঁতে সমান উপযোগিতা সংখ্যা পায়।

এইটো দৰকাৰী কথা যে অগ্রাধিকাৰ হৈছে মূল (Basic) আৰু উপযোগিতা সংখ্যাই কেৱল অগ্রাধিকাৰহে প্ৰদৰ্শন কৰে। সমান অগ্রাধিকাৰৰ বাবে বিভিন্ন ধৰণেৰে উপযোগিতা উপস্থাপন কৰিব পাৰি। 2.2 নং তালিকাই অগ্রাধিকাৰৰ দুটা ভিন ভিন উপযোগিতা উপস্থাপন U_1 আৰু U_2 প্ৰকাশ কৰিছে।

তালিকা 2.2 : অগ্রাধিকাৰৰ উপযোগিতা উপস্থাপন

| দুটা দ্রব্যৰ টোপোলা | U_1 | U_2 |
|---|-------|-------|
| (2,2) | 5 | 40 |
| (1,3), (3, 1) | 4 | 35 |
| (1, 2), (2, 1) | 3 | 28 |
| (1, 1) | 2 | 20 |
| (0,0), (0,1), (0,2), (0,3), (0,4), (1,0), (2,0), (3,0), (4,0) | 1 | 10 |

2.4. উপভোক্তাৰ কাম্য বাছনি (Optimal Choice of the Consumer)

আগৰ দুটা খণ্ডত আমি উপলব্ধ টোপোলাৰ সমষ্টি আৰু সেই টোপোলাবিলাকৰ প্ৰতি উপভোক্তাৰ অগ্রাধিকাৰৰ বিষয়ে আলোচনা কৰিছিলো। তেওঁ কোনটো টোপোলা বাছনি কৰিব? অখনীতিৰ ধাৰণা কৰি লোৱা হয় যে উপভোক্তাজন এজন বিবেচক (Rational) উপভোক্তা। এজন বিবেচক উপভোক্তাই তেওঁৰ কাৰণে কোনটো দ্রব্য ভাল আৰু কোনটো দ্রব্য বেয়া তাক ভালকৈ জানে আৰু যিকোনো পৰিস্থিতিতে তেওঁ সৰ্বাধিক সন্তুষ্টি লাভ কৰিবলৈ চেষ্টা কৰে। এইদৰে এজন উপভোক্তাৰ তেওঁৰ উপলব্ধ টোপোলাৰ সমষ্টিৰ প্ৰতি কেৱল পৰিস্কাৰকৈ অগ্রাধিকাৰেই নাথাকে লগতে তেওঁ তেনে অগ্রাধিকাৰৰ মতে কাৰ্যও কৰে। উপলব্ধ টোপোলাৰ পৰা বিবেচক উপভোক্তাজনে সৰ্বাধিক সন্তুষ্টি পাব পৰা টোপোলা বাছনি কৰে।

উদাহৰণ 2.5

2.2 উদাহৰণৰ উপভোক্তাজন লোৱা হ'ল। উপলব্ধ সকলোবোৰ টোপোলাৰ ভিতৰত (2,2) টোপোলা হৈছে আটাইতকৈ বেছি অগ্রাধিকাৰৰ টোপোলা। সেয়েতে এজন বিবেচক উপভোক্তাই (2,2) টোপোলা বাছনি কৰে।

পূর্বৰ খণ্ডত পোৱা গৈছিল যে বাজেট সংহতিয়ে উপভোক্তাজনৰ উপলব্ধ টোপোলাবিলাকৰ কথা আলোচনা কৰে আৰু নিৰপেক্ষ মানচিত্ৰই উপলব্ধ টোপোলাবিলাকৰ অগ্রাধিকাৰ উপস্থাপন কৰে। সেয়েহে উপাভোক্তাজনৰ সমস্যাটো এনেদৰে ক'ব পাৰি : প্ৰদত্ত বাজেট সমষ্টিত এজন বিবেচক উপভোক্তাৰ সমস্যাটো হ'ল সম্ভৱপৰ উচ্চস্তৰৰ নিৰপেক্ষ ৰেখাৰ এটা বিন্দুলৈ গতি কৰা।

যদি এনে এটা বিন্দু থাকে তেন্তে ই ক'ত অৱস্থিত হ'ব ? কাম্য বিন্দুটো বাজেট ৰেখাত অৱস্থিত হ'ব। বাজেট ৰেখাৰ তলত থকা বিন্দু কাম্য নহয়। বাজেট ৰেখাৰ তলত থকা বিন্দুৰ লগত বাজেট ৰেখাত থকা বিন্দু তুলনা কৰা হ'ল। দেখা গ'ল যে বাজেট ৰেখাৰ বিন্দুত কমেও এটা দ্রব্য বেছিকৈ থাকে আৰু আনটো দ্রব্য কমকৈ নাথাকে। সেয়েহে বাজেট ৰেখাৰ বিন্দু এজন উপভোক্তাৰ অগ্রাধিকাৰপ্ৰাপ্ত যাৰ অগ্রাধিকাৰ অপৰিৱৰ্তনীয়। সেয়েহে যদি উপভোক্তাৰ অগ্রাধিকাৰ অপৰিৱৰ্তনীয় হয় তেন্তে বাজেট ৰেখাৰ তলৰ যিকোনো বিন্দুতকৈ বাজেট ৰেখাত থকা বিন্দু বেছি অগ্রাধিকাৰপ্ৰাপ্ত। বাজেট ৰেখাৰ ওপৰত থকা বিন্দুবিলাক উপভোক্তাজনৰ উপলব্ধ নহয়। সেয়েহে উপভোক্তাজনৰ কাম্য টোপোলা বাজেট ৰেখাত থাকিব লাগিব।


প্রতিকল্পনৰ প্রাণ্তিক হাৰ আৰু দৰৰ অনুপাতৰ সমানতা

(Equality of the Marginal Rate of Substitution and the Ratio of the Prices)

উপভোক্তাৰ কাম্য টোপোলা সেইটো বিন্দুত অৱস্থিত য'ত বাজেট ৰেখাই যিকোনো এডাল নিৰপেক্ষ ৰেখাক স্পৰ্শ কৰিছে। যদি এডাল বাজেট ৰেখাই এডাল নিৰপেক্ষ ৰেখাৰ এটা বিন্দুত স্পৰ্শ কৰে তেন্তে সেই বিন্দুটোত নিৰপেক্ষ ৰেখাৰ ঢালৰ (MRS) চৰম মান আৰু বাজেট ৰেখাৰ ঢালৰ (দৰ অনুপাত) চৰম মান একে হ'ব। আমাৰ আগৰ আলোচনাত কোৱা হৈছে যে নিৰপেক্ষ ৰেখাৰ ঢাল হৈছে এটা দ্রব্যৰ লগত আন এটা দ্রব্যৰ প্ৰতিকল্পন কৰিব পৰা হাৰ। কাম্য বিন্দুত এই দুয়োটা হাৰ সমান হ'ব লাগিব। কিয় হ'ব লাগিব, তাক প্ৰতিপন্থ কৰিবলৈ এই দুয়োটা হাৰ সমান নোহোৱা এটা বিন্দু লোৱা হ'ল। ধৰাহ'ল এনেকুৰা এটা বিন্দুত MRS হ'ল 2 আৰু ধৰাহ'ল দুয়োটা দ্রব্যৰে দৰ সমান। এই বিন্দুত উপভোক্তাজনে 2 নং দ্রব্যৰ 2 টা একক এৰি দিবলৈ ইচ্ছা কৰিব যদিহে তেওঁ 1 নং দ্রব্যৰ এটা অতিৰিক্ত একক লাভ কৰে। কিন্তু বজাৰত যদি তেওঁ 2 নং দ্রব্যৰ মাত্ৰ এক একক এৰি দিয়ে তেন্তে তেওঁ 1 নং দ্রব্যৰ এক অতিৰিক্ত একক কিনিব পাৰে। সেয়েহে যদি তেওঁ 1 নং দ্রব্যৰ এক অতিৰিক্ত একক কিনে, তেওঁ বিন্দুটোৱে প্ৰতিনিধিত্ব কৰা টোপোলাতকৈ দুয়োটা দ্রব্য বেছিকৈ পাৰ আৰু সেয়েহে এটা অগ্রাধিকাৰৰ টোপোলালৈ গতি কৰিব। এইদৰে যি বিন্দুত MRS বেছি তাত দৰ অনুপাত কাম্য নহয়। দৰ অনুপাততকৈ MRS কম হোৱা যিকোনো বিন্দুৰ ক্ষেত্ৰত একে ধৰণেৰে যুক্তি দেখুৱাৰ পাৰি।

বাজেট বেখার ক'ত কাম্য টোপোলা অৱস্থিত হ'ব? যি বিন্দুত বাজেট বেখাডালে যিকোনো এডাল নিৰপেক্ষ বেখাক নামমাত্ৰ স্পৰ্শ কৰে সেয়েই কাম্য বিন্দু^৪। নিৰপেক্ষ বেখা স্পৰ্শ কৰা বিন্দুটোৰ বাহিৰে বাজেট বেখার অন্যান্য বিন্দুবিলাক নিম্নস্তৰৰ নিৰপেক্ষ বেখাত অৱস্থিত আৰু সেয়েহে নিকৃষ্ট। সেয়েহে এনেকুৱা বিন্দু কাম্য বিন্দু হ'ব নোৱাৰে। কাম্য বিন্দুটো বাজেট বেখার সেই বিন্দুত অৱস্থিত য'ত বাজেট বেখাডালে এডাল নিৰপেক্ষ বেখাক স্পৰ্শ কৰে।

2.10 নং চিত্ৰত উপভোক্তাজনৰ কাম্য বিন্দু দেখুওৱা হৈছে। (X_{1}^{*}, X_{2}^{*}) বিন্দুত বাজেট বেখাডালে ক'লা ৰঙৰ নিৰপেক্ষ বেখাডালক স্পৰ্শ কৰিছে। প্ৰথম কথাটো হ'ল যে উপভোক্তাজনৰ প্ৰদত্ত বাজেট সমষ্টিত বাজেট বেখাডালে স্পৰ্শ কৰা নিৰপেক্ষ বেখাডাল হ'ল সন্তুষ্পৰ উচ্চস্তৰৰ নিৰপেক্ষ বেখা। মটিয়া ৰঙৰ নিৰপেক্ষ বেখার দৰে ইয়াতকৈ উচ্চস্তৰৰ নিৰপেক্ষ বেখার টোপোলাবিলাক পাবৰ অসমৰ্থ। নীলা ৰঙৰ নিৰপেক্ষ বেখাডালৰ দৰে ইয়াতকৈ তলৰ নিৰপেক্ষ বেখার টোপোলাবিলাক নিকৃষ্ট। বাজেট বেখার অন্যান্য যিকোনো বিন্দু নিম্নস্তৰৰ নিৰপেক্ষ বেখাত থাকে আৰু সেইকাৰণে (X_{1}^{*}, X_{2}^{*}) তকৈ নিকৃষ্ট। সেয়েহে (X_{1}^{*}, X_{2}^{*}) হৈছে উপভোক্তাজনৰ কাম্য টোপোলা।



উপভোক্তাৰ লক্ষ্য বিন্দু : উপভোক্তাজনৰ কাম্য বিন্দুটো হ'ল (X_{1}^{*}, X_{2}^{*}) টোপোলা প্ৰতিনিধিত্ব কৰা বিন্দুটো য'ত বাজেট বেখাডালে এডাল নিৰপেক্ষ বেখাক স্পৰ্শ কৰে।

বাছনির সমস্যা (Problem of Choice)

বাছনির সমস্যাটো জীৱনৰ ভিন ভিন ক্ষেত্ৰত দেখা পোৱা যায়। যিকোনো বাছনিৰ সমস্যাত সন্তুষ্টিৰ বিকল্পৰ সংহতি থাকে। সন্তুষ্টিৰ সংহতিত এজন ব্যক্তিৰ উপলব্ধ বিকল্পবিলাক থাকে। এজন ব্যক্তিৰ সন্তুষ্টিৰ বিকল্পৰ সংহতি ক্ষেত্ৰত পৰিষ্কাৰকৈ অগ্রাধিকাৰবোৰ থাকে বুলি ধাৰণা কৰি লোৱা হয়। অন্য শব্দত ব্যক্তিজনৰ মনত তেওঁৰ ভালপোৱাবিলাক আৰু বেয়াপোৱাবিলাক পৰিষ্কাৰ। সেয়েহে তেওঁ সন্তুষ্টিৰ সংহতি যিকোনো দুটা বিকল্প তুলনা কৰিব পাৰে। অগ্রাধিকাৰৰ ওপৰত ভিত্তি কৰি ব্যক্তিজনে বিকল্পবোৰক শ্ৰেষ্ঠৰ পৰা আৰস্ত কৰি বিভিন্ন স্থান দিব পাৰে। সন্তুষ্টিৰ সংহতি আৰু অগ্রাধিকাৰ এই দুয়োটা বাছনিৰ মূল ভেটি। ব্যক্তিবোৰ সাধাৰণতে বিবেচক বুলি ধাৰণা কৰি লোৱা হয়। তেওঁলোকৰ পৰিষ্কাৰকৈ অগ্রাধিকাৰবোৰ থাকে। যিকোনো এটা পৰিস্থিতিত এজন বিবেচক ব্যক্তিয়ে সৰ্বাধিক সন্তুষ্টি লাভ কৰিবলৈ চেষ্টা কৰে।

বাছনিৰ সমস্যাটো উপভোক্তাৰ বাছনিৰ বিশেষ অৱস্থাত প্ৰয়োগ কৰা হয়। ইয়াত বাজেট সমষ্টি হ'ল সন্তুষ্টিৰ সমষ্টি আৰু প্ৰচলিত বজাৰ দৰত কিনিব পৰা দুটা দ্ৰব্যৰ বিভিন্ন টোপোলাবোৰ হ'ল বিকল্প। উপভোক্তাজন বিবেচক বুলি ধাৰণা কৰি লোৱা হয়। বাজেট সংহতি ক্ষেত্ৰত তেওঁৰ অগ্রাধিকাৰ সম্পর্কে পৰিষ্কাৰ আৰু তেওঁ বাজেট সংহতি পৰা আটাইতকৈ বেছি অগ্রাধিকাৰৰ টোপোলা বাছনি কৰে। উপভোক্তাজনৰ কাম্য টোপোলা হ'ল এটা প্ৰদত্ত পৰিস্থিতিত কৰা তেওঁৰ বাছনি।

2.5. চাহিদা (Demand) :

আগৰ খণ্ডত আমি উপভোক্তাৰ বাছনিৰ সমস্যাৰ বিষয়ে অধ্যয়ন কৰিছিলো আৰু দ্ৰব্যৰ দৰ, উপভোক্তাৰ আয়, তেওঁৰ ৰঢ়ি আৰু অগ্রাধিকাৰ অপৰিবৰ্তিত অৱস্থাত উপভোক্তাজনৰ কাম্য টোপোলা আহৰণ কৰিছিলো। দেখা গৈছিল যে কাম্য অৱস্থাত উপভোক্তাজনে বাছনি কৰা দ্ৰব্য এবিধৰ পৰিমাণ নিৰ্ভৰ কৰে দ্ৰব্যবিধৰ দৰৰ ওপৰত, অন্য দ্ৰব্যৰ দৰৰ ওপৰত, উপভোক্তাজনৰ আয় আৰু তেওঁৰ ৰঢ়ি আৰু অগ্রাধিকাৰৰ ওপৰত। যেতিয়া ইয়াৰে যিকোনো এটা চলকৰ বা তাতকৈ বেছি চলকৰ পৰিৱৰ্তন হয়, তেতিয়া উপভোক্তাজনে বাছনি কৰা দ্ৰব্যবিধৰ পৰিমাণৰো পৰিৱৰ্তন হয়। ইয়াত আমি এটা নিৰ্দিষ্ট সময়ত যিকোনো এটা চলকৰ পৰিৱৰ্তন কৰিম আৰু উপভোক্তাজনে বাছনি কৰা দ্ৰব্যবিধৰ পৰিমাণ চলকটোৰ লগত কিন্দ্ৰে পৰিৱৰ্তন হয় তাক অধ্যয়ন কৰিম।

ফলন (Functions) :

যিকোনো দুটা চলক X আৰু Y লোৱা হ'ল। এটা ফলন $Y = f(x)$ হৈছে X আৰু Y চলক দুটোৰ এটা সম্পর্ক যদিহে X ৰ প্ৰত্যেকটো মানৰ বাবে Y চলকৰ এটা নিৰ্দিষ্ট মান থাকে। আন কথাত $f(x)$ হ'ল এটা ব্যৱস্থা যি X ৰ প্ৰত্যেকটো মানৰ কাৰণে Y ৰ নিৰ্দিষ্ট মান নিৰ্বাপণ কৰে। যিহেতু Y ৰ মান X ৰ মানৰ ওপৰত নিৰ্ভৰশীল সেয়েহে Y হ'ল নিৰ্ভৰশীল চলক আৰু X হ'ল স্বতন্ত্র চলক।

উদাহৰণ : 1

উদাহৰণস্বৰূপে এটা পৰিস্থিতি লোৱা হ'ল য'ত X ৰ মান $0, 1, 2, 3$ আৰু ধৰা হ'ল সেই অনুযায়ী Y ৰ মান ক্ৰমে $10, 15, 18$ আৰু 20 । ইয়াত Y আৰু X ৰ মাজৰ সম্পর্কটো এটা ফলন $Y = f(x)$ ৰ দ্বাৰা প্ৰকাশ কৰা হয় যাতে $f(0) = 10, f(1) = 15, f(2) = 18$ আৰু $f(3) = 20$ ।

উদাহৰণ : 2

আন এটা পৰিস্থিতি লোৱা হ'ল য'ত X ৰ মান $0, 5, 10$ আৰু 20 । ধৰা হ'ল সেই অনুযায়ী Y ৰ মান ক্ৰমে $100, 90, 70$ আৰু 40 । ইয়াত Y আৰু X ৰ মাজৰ সম্পর্কটো এটা ফলন $Y = f(x)$ ৰ দ্বাৰা প্ৰকাশ কৰা হয় যাতে $f(0) = 100, f(5) = 90, f(10) = 70$ আৰু $f(20) = 40$ ।


প্ৰায়েই দুটা চলকৰ মাজৰ সম্পর্ক বীজগণিতীয় আৰ্হিত প্ৰকাশ কৰা হয়। যেনে :

$$y = 5 + x \text{ আৰু } y = 50 - x.$$

এটা ফলন $Y = f(x)$ হ'ল ক্ৰমবৰ্ধমান ফলন যদিহে X ৰ মান বৃদ্ধিৰ লগত Y ৰ মান কমি নাহে। ফলনটো ক্ৰমভূসমান ফলন হ'ব যদিহে X ৰ মান বৃদ্ধিৰ লগত Y ৰ মান বৃদ্ধি নহয়। উদাহৰণ 1 ৰ ফলনটো হ'ল ক্ৰমবৰ্ধমান ফলন আৰু উদাহৰণ $Y = 5 + x$ ৰ ফলনটো হ'ল ক্ৰমবৰ্ধমান ফলন। উদাহৰণ 2 ৰ ফলনটো হ'ল ক্ৰমভূসমান ফলন আৰু $Y = 50 - x$ হ'ল ক্ৰমভূসমান ফলন।

লেখচিত্ৰৰ সহায়ত ফলনৰ উপস্থাপন (Graphical Representation of a Function)

এটা ফলন $y = f(x)$ ৰ লেখ হ'ল ফলনটো চিত্ৰৰ সহায়ত উপস্থাপন। তলত ওপৰৰ উদাহৰণকেইটাৰ ফলনৰ লেখচিত্ৰ অংকন কৰা হ'ল।



সাধাৰণতে লেখচিত্ৰত স্বতন্ত্ৰ চলকটো আনুভূমিক অক্ষত জোখা হয় আৰু নিৰ্ভৰশীল চলকটো উলম্ব অক্ষত জোখা হয়। কিন্তু অৰ্থনীতিত প্ৰায়েই ইয়াৰ ওলোটাটো দেখা যায়। উদাহৰণস্বৰূপে চাহিদা ৰেখা অংকন কৰোতে স্বতন্ত্ৰ চলকটো (দৰ) উলম্ব অক্ষত লোৱা হয় আৰু নিৰ্ভৰশীল চলকটো (চাহিদা) আনুভূমিক অক্ষত লোৱা হয়। এটা ক্ৰমবৰ্ধমান ফলনৰ লেখচিত্ৰ উৰ্ধগামী ঢালযুক্ত আৰু এটা ক্ৰমভাসমান ফলনৰ লেখচিত্ৰ নিম্নগামী ঢালযুক্ত। উপৰৰ চিত্ৰত $Y=5+x$ ৰ লেখ উৰ্ধগামী ঢালযুক্ত আৰু $Y=50-x$ ৰ লেখ নিম্নগামী ঢালযুক্ত।

2.5.1. চাহিদা ৰেখা আৰু চাহিদা বিধি (Demand Curve and the Law of Demand)


অন্যান্য দ্ৰব্যবিলাকৰ দৰ, উপভোক্তাৰ আয় আৰু তেওঁৰ ৰুচি আৰু অগ্ৰাধিকাৰ অপৰিবৰ্তিত অৱস্থাত উপভোক্তা এজনে কাম্য অৱস্থাত বাছনি কৰা দ্ৰব্য এবিধৰ পৰিমাণ সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে দ্ৰব্যবিধিৰ দৰৰ ওপৰত। উপভোক্তাজনৰ কাম্য বাছনিৰ দ্ৰব্য এবিধৰ পৰিমাণ আৰু ইয়াৰ দৰৰ সম্পৰ্কটো অতি দৰকাৰী আৰু এই সম্পৰ্কটোক কোৱা হয় চাহিদা ফলন। সেয়েহে উপভোক্তাজনৰ এটা দ্ৰব্যৰ কাৰণে চাহিদা ফলনে অন্যান্য

বস্তু অপরিবর্তিত থকা অবস্থাত বিভিন্ন দ্রবত দ্রব্যবিধির কিমান পরিমাণ বাছনি করে আৰু তাক নিৰ্ণয় কৰে।
উপভোক্তাজনৰ এটা দ্রব্যৰ প্ৰতি চাহিদা দ্রবৰ ফলন হিচাপে তলত দিয়া ধৰণে লিখিব পাৰি—

$$q = d(p) \dots\dots\dots (2.12)$$

য'ত q -এ পৰিমাণ আৰু p এ দ্রব্যবিধিৰ দৰ বুজায়।

চাহিদা ফলনটো লেখচিত্ৰৰ সহায়ত চিত্ৰ নং 2.11 ত দেখুওৱাৰ ধৰণে উপস্থাপন কৰিব পাৰি। চাহিদা ফলনটো লেখচিত্ৰৰ সহায়ত উপস্থাপনক চাহিদা বেখা বুলি কোৱা হয়।



চাহিদা বেখা : চাহিদা বেখা হ'ল উপভোক্তাজনে বাছনি কৰা দ্রব্য এবিধিৰ পৰিমাণ আৰু দ্রব্যবিধিৰ দৰৰ মাজৰ এটা সম্পর্ক। স্বতন্ত্ৰ চলকটো (দৰ) উলস্ব অক্ষত আৰু নিৰ্ভৰশীল চলকটো (পৰিমাণ) আনুভূমিক অক্ষত জোখা হয়। চাহিদা বেখাই প্ৰত্যেক দৰতে উপভোক্তাজনৰ চাহিদাব পৰিমাণ নিৰ্ণয় কৰে।

সাধাৰণতে এটা দ্রব্যৰ প্ৰতি উপভোক্তাজনৰ চাহিদা আৰু দ্রব্যটোৰ দৰৰ মাজৰ সম্পৰ্কটো ঋগাঞ্চুক। অৰ্থাৎ যেতিয়া দ্রব্যটোৰ দৰ বৃদ্ধি হয় তেতিয়া দ্রব্যটোৰ চাহিদা কমে আৰু যেতিয়া দৰ কমে তেতিয়া দ্রব্যটোৰ চাহিদা বৃদ্ধি পায়।

ধৰাহ'ল এজন উপভোক্তাৰ আয় হ'ল M আৰু দুবিধি দ্রব্যৰ দৰ হ'ল ক্ৰমে P_1 আৰু P_2 । ধৰাহ'ল এই অবস্থাত উপভোক্তাজনৰ কাম্য টোপোলা হ'ল (X_2^*, X_1^*) । এতিয়া ধৰাহ'ল 1 নং দ্রব্যৰ দৰ Δp_1 পৰিমাণৰ হ্রাস পায়। 1 নং দ্রব্যৰ নতুন দৰ হ'ল $(p_1 - \Delta p_1)$ । এই দৰ পৰিৱৰ্তনৰ দুটা ফল হ'ল—


(i) আগৰ অৱস্থাৰ লগত তুলনা কৰিলে দেখা যায় যে দৰ পৰিৱৰ্তনৰ পিছত 1 নং দ্রব্য 2 নং দ্রব্যতকৈ আপোক্ষিকভাৱে সংকীয়া হ'ল।

(ii) উপভোক্তাজনর ক্রয় ক্ষমতা বৃদ্ধি পায়। দৰ পৰিৱৰ্তনে একে আয়ত আগতকৈ বেছি দ্ৰব্য ক্রয় কৰিব পাৰে। অন্য শব্দত তেওঁ M তকৈ কম খৰচ কৰি আগৰ টোপোলাটো ক্রয় কৰিব পাৰে।

দৰ পৰিৱৰ্তনৰ এই দুয়োটা বল, ক্রয় ক্ষমতাৰ পৰিৱৰ্তন আৰু আপেক্ষিক দৰৰ পৰিৱৰ্তনে উপভোক্তাজনৰ কাম্য বাছনিত প্ৰভাৱ পেলায়। এজন উপভোক্তাই আপেক্ষিক দৰৰ পৰিৱৰ্তনৰ লগত কিদৰে প্ৰতিক্ৰিয়া কৰে তাক উলিয়াবলৈ ধৰা হ'ল তেওঁৰ ক্রয় ক্ষমতা এনেদৰে মিলোৱা হ'ল যাতে তেওঁ (X_1^*, X_2^*) টোপোলা ক্রয় কৰিবলৈ সক্ষম হয়।

$$\begin{aligned} (p_1 - \Delta p_1) \text{ আৰু } p_2 \text{ দৰত } (X_1^*, X_2^*) \text{ টোপোলাৰ উপভোগৰ ব্যয় হ'ল} &= (p_1 - \Delta p_1)X_1^* + p_2 X_2^* \\ &= p_1 X_1^* + p_2 X_2^* - \Delta p_1 X_1^* \\ &= M - \Delta p_1 X_1^* \end{aligned}$$

সেয়েহে যদি 1 নং দ্ৰব্যৰ দৰ হুস পোৱাৰ পিছত উপভোক্তাজনৰ আয় $\Delta p_1 X_1^*$ পৰিমাণৰ হুস কৰা হয় তেন্তে তেওঁৰ ক্রয় ক্ষমতা প্ৰাৰম্ভিক পৰ্যায়ৰ সৈতে মিলোৱা হ'ব⁹। ধৰা হ'ল $(p_1 - \Delta p_1)$, p_2 দৰত আৰু $(M - \Delta p_1 X_1^*)$ পৰিমাণৰ আয়ত উপভোক্তাজনৰ কাম্য টোপোলা হ'ল $X_1^*, X_2^* | X_1^*, X_2^*$ তকৈ বেছি বা সমান হ'ব লাগিব। কিয় হ'ব লাগিব তাক বুজাবলৈ 2.12 নং চিত্ৰ লোৱা হ'ল।



চিত্ৰ : 2.12

প্ৰতিকল্পন ফল : মাটিয়া (Grey) ৰঙৰ বেখাডালে দৰ পৰিৱৰ্তনৰ পূৰ্বৰ উপভোক্তাজনৰ বাজেট বেখা প্ৰতিনিধিত্ব কৰে। (a) চিত্ৰত নীলা বেখাডালে 1 নং দ্ৰব্যৰ দৰ হুস হোৱাৰ পিছত উপভোক্তাজনৰ বাজেট বেখা প্ৰতিনিধিত্ব কৰে। (b) চিত্ৰত নীলা বেখাডালে উপভোক্তাজনৰ আয় মিলোৱাৰ পিছত বাজেট বেখা প্ৰতিনিধিত্ব কৰে।

9. উদাহৰণস্বৰূপে ধৰা হ'ল এজন উপভোক্তাৰ আয় 30 টকা। ধৰা হ'ল 1 নং দ্ৰব্যৰ দৰ 4 টকা আৰু 2 নং দ্ৰব্যৰ দৰ 5 টকা। এই দৰত উপভোক্তাজনৰ কাম্য টোপোলা হ'ল (5.2) । এতিয়া ধৰা হ'ল 1 নং দ্ৰব্যৰ দৰ 3 টকালৈ কমিল। দৰ কমাৰ পাছত যদি উপভোক্তাজনৰ আয় 5 টকা কমোৱা যায় তেন্তে তেওঁ (5.2) টোপোলা ক্রয় কৰিব পাৰিব। মন কৰিবলগীয়া যে 1 নং দ্ৰব্যৰ দৰৰ পৰিৱৰ্তন (1 টকা) আৰু দৰ পৰিৱৰ্তনৰ আগত ক্রয় কৰা 1 দ্ৰব্যৰ পৰিমাণৰ (5 একক) পূৰণফল আয় মিলোৱাৰ সমান।

চিত্রত মটিয়া বঙ্গৰ বেখাডালে M পরিমাণৰ আয়ত আৰু দ্ৰব্য দুবিধৰ দৰ p₁ আৰু p₂ ত উপভোক্তাজনৰ বাজেট বেখা বুজায়। বাজেট বেখাডালত থকা আৰু তাৰ তলত থকা সকলোৰেৰ বিন্দু উপভোক্তাজনৰ উপলক্ষ। যিহেতু উপভোক্তাজনৰ অগ্রাধিকাৰ অপৰিৱৰ্তনীয়, কাম্য টোপোলা (X₁* X₂*) বাজেট বেখাডালত থাকে। নীলা বঙ্গৰ বেখাডালে 1 নং দ্ৰব্যৰ দৰ হ্রাস পোৱাৰ পাছৰ বাজেট বেখা বুজায়। যদি উপভোক্তাজনৰ আয় Δ p₁X₁* পরিমাণৰ হ্রাস কৰা হয় তেতিয়া বাজেট বেখাডাল সমান্তৰালভাৱে বাওঁফাললৈ স্থানান্তৰিত হ'ব। মন কৰিবলগীয়া যে পৰিবৰ্তিত বাজেট বেখাডাল (X₁* X₂*)ৰ মাজেৰে পাৰ হৈ যায়। কিয়নো উপভোক্তাজনৰ আয় এনেদৰে মিলোৱা হয় যাতে তেওঁৰ হাতত (X₁*, X₂*) টোপোলা ক্ৰয় কৰিবলৈ পৰ্যাপ্ত উপার্জন থাকে।

যদি দৰ পৰিৱৰ্তন হোৱাৰ পিছত উপভোক্তাজনৰ উপার্জন এনেকৈ মিলোৱা হয় তেন্তে তেওঁ কোনটো টোপোলা বাছনি কৰিব? স্পষ্টৰকপে কাম্য টোপোলাটো পৰিবৰ্তিত বাজেট বেখাডালত থাকিব। কিন্তু তেওঁ (X₁*, X₂*) বিন্দুৰ বাওঁফালে থকা যিকোনো টোপোলা বাছনি কৰিব পাৰেনে? নিশ্চয়কৈ নোৱাৰে। কাৰণ (X₁*, X₂*) ব বাওঁফালে থকা সকলোৰেৰ বিন্দু মটিয়া বঙ্গৰ বাজেট বেখাডালৰ তলত অৱস্থিত আৰু সেয়েহে দৰ পৰিৱৰ্তনৰ আগতে এই বিন্দুৰেৰ উপলক্ষ। দৰ পৰিৱৰ্তনৰ আগতে এই বিন্দুৰেৰক বাছনি নকৰি উপভোক্তাজনে (X₁*, X₂*) টোপোলা বাছনি কৰিছে। সেয়েহে এইটো কৰ পাৰি যে পৰিবৰ্তিত বাজেট বেখাডালত (X₁*, X₂*) বিন্দুৰ বাওঁফালে থকা সকলোৰেৰ বিন্দু (X₁*, X₂*) তকৈ নিকৃষ্ট। এজন বিবেচক উপভোক্তাৰ কাৰণে (X₁*, X₂*) টোপোলা উপলক্ষ অৱস্থাত এটা নিকৃষ্ট টোপোলা বাছনি কৰাটো কোনো যুক্তিসংগত নহয়। পৰিবৰ্তিত বাজেট বেখাডালত (X₁*, X₂*) ব সোঁফালে থকা টোপোলাবোৰ দৰ পৰিৱৰ্তনৰ আগত উপলক্ষ নাছিল। উপভোক্তাজনে (X₁* X₂*)ৰ সোঁফালে থকা যিকোনো টোপোলা বাছনি কৰিব পাৰে নাইবা তেওঁ (X₁* X₂*) টোপোলা পুনৰ বাছনি কৰিব পাৰে। মন কৰিবলগীয়া যে পৰিবৰ্তিত বাজেট বেখাডালত (X₁*, X₂*) ব সোঁফালে থকা সকলোৰেৰ টোপোলাত 1 নং দ্ৰব্য X₁* এককতকৈ বেছি পৰিমাণৰ থাকে। সেয়েহে যদি 1 নং দ্ৰব্যৰ দৰ কমে আৰু উপভোক্তাৰ আয় পূৰ্বৰ ক্ৰয় ক্ষমতাৰ সৈতে মিলোৱা হয় তেন্তে বিবেচক উপভোক্তাজনে 1 নং দ্ৰব্যৰ উপভোগ কমাই নিদিয়ে। ধৰা হ'ল কোনো এটা দ্ৰব্যৰ দৰ পৰিৱৰ্তন হ'ল। উপভোক্তাজনৰ উপার্জন দৰ পৰিৱৰ্তন হোৱাৰ আগতে ক্ৰয় কৰা টোপোলা কিনিব পৰাকৈ মিলোৱাৰ পাছত দ্ৰব্যটোৰ উপভোগৰ পৰিমাণ পৰিৱৰ্তন হোৱাক প্ৰতিকল্পন ফল বুলি কোৱা হয়।

কিন্তু যদি উপভোক্তাজনৰ আয়ৰ পৰিৱৰ্তন নহয় তেন্তে 1 নং দ্ৰব্যৰ দৰ কমাৰ বাবে উপভোক্তাজনৰ ক্ৰয় ক্ষমতা বৃদ্ধি হ'ব। সাধাৰণতে ক্ৰয় ক্ষমতা বৃদ্ধিয়ে উপভোক্তাজনক এটা দ্ৰব্য বেছিকৈ উপভোগ কৰিবলৈ প্ৰলোভিত কৰে। দ্ৰব্যৰ দৰ পৰিৱৰ্তনৰ কাৰণে উপভোক্তাজনৰ ক্ৰয় ক্ষমতা পৰিৱৰ্তন হ'লে দ্ৰব্যটোৰ উপভোগৰ পৰিমাণ পৰিৱৰ্তন হোৱাকে আয় ফল (Income Effect) বুলি কোৱা হয়। এইদৰে 1 নং দ্ৰব্যৰ

দৰ হ্রাস পোৱাৰ কাৰণে হোৱা দুটা ফলে একেলগে কাৰ্য কৰে আৰু উপভোক্তাজনৰ 1 নং দ্ৰব্যৰ প্ৰতি চাহিদা বৃদ্ধি পায়।¹⁰ এনেকৈ অন্যান্য দ্ৰব্যৰ দৰ, উপভোক্তাজনৰ আয় আৰু তেওঁৰ ৰুচি আৰু অগ্রাধিকাৰ অপৰিবৰ্তিত অৱস্থাত উপভোক্তাজনৰ কোনো এটা দ্ৰব্যৰ প্ৰতি চাহিদা আৰু দ্ৰব্যবিধিৰ দৰৰ মাজত বিপৰীতমুখী সম্পর্ক স্থাপিত হয়। সেয়েহে সাধাৰণতে এটা দ্ৰব্যৰ প্ৰতি চাহিদা ৰেখা চিত্ৰ নং 2.11 ত দেখুওৱাৰ দৰে নিম্নগামী ঢালযুক্ত। উপভোক্তাজনৰ কোনো এটা দ্ৰব্যৰ প্ৰতি চাহিদা আৰু দ্ৰব্যবিধিৰ দৰৰ বিপৰীতমুখী সম্পর্কক চাহিদা বিধি বোলা হয়।


চাহিদা বিধি : যদি উপভোক্তাজনৰ কোনো এটা দ্ৰব্যৰ প্ৰতি চাহিদা আৰু তেওঁৰ আয় একেফালে গতি কৰে, তেন্তে উপভোক্তাজনৰ সেই দ্ৰব্যৰ প্ৰতি চাহিদা আৰু দ্ৰব্যবিধিৰ দৰৰ মাজত বিপৰীতমুখী সম্পর্ক থাকিব লাগিব।

ৰৈখিক চাহিদা (Linear Demand)

এডাল ৰৈখিক চাহিদা ৰেখা তলত দিয়া ধৰণেৰে লিখিব পাৰি।

$$d(p) = a - bp; \quad 0 \leq p < \frac{a}{b} \dots\dots\dots(2.13)$$

য'ত a হ'ল উলম্ব ছেদক, $(-b)$ হ'ল চাহিদা ৰেখাৰ ঢাল। দৰ O হ'লে চাহিদা হ'ব a আৰু $\frac{a}{b}$ দৰত চাহিদা ০। চাহিদা ৰেখাৰ ঢালে কি হাৰত দৰ পৰিৱৰ্তনৰ লগত চাহিদাৰ পৰিৱৰ্তন হয় তাক নিৰ্ণয় কৰে। দ্ৰব্যৰ দৰ এক একক বৃদ্ধি হ'লে চাহিদা b একক হ্রাস পায়। (2.13) নং চিনত এডাল ৰৈখিক চাহিদা ৰেখা দেখুওৱা হৈছে।



ৰৈখিক চাহিদা ৰেখা : চিত্ৰত 2.13 নং সমীকৰণে প্ৰকাশ কৰা এডাল ৰৈখিক চাহিদা ৰেখা অংকন কৰা হৈছে।

10. কেতিয়া উপভোক্তাজনৰ ক্ৰয় ক্ষমতা (আয়) বৃদ্ধিয়ে উপভোক্তাজনক এটা দ্ৰব্যৰ উপভোগ কমাবলৈ প্ৰলোভিত কৰিব পাৰে। এনেকুৱা ক্ষেত্ৰত প্ৰতিকল্পন ফল আৰু আয় ফলে বিপৰীত দিশত কাৰ্য সম্পাদন কৰে। এই দুটা বিপৰীতমুখী ফলৰ আপেক্ষিক শক্তিৰ ওপৰত নিৰ্ভৰ কৰি এনেকুৱা দ্ৰব্যৰ প্ৰতি চাহিদাৰ দৰৰ লগত বিপৰীতমুখী বা প্ৰত্যক্ষ সম্পর্ক থাকিব পাৰে। যদি প্ৰতিকল্পন ফলৰ শক্তি আয় ফলৰ শক্তিতকৈ বেছি তেন্তে দ্ৰব্যটোৰ চাহিদা আৰু ইয়াৰ দৰৰ বিপৰীতমুখী সম্পর্ক থাকে। যদি আয় ফলৰ শক্তি প্ৰতিকল্পন ফলৰ শক্তিতকৈ বেছি তেন্তে দ্ৰব্যটোৰ চাহিদা আৰু ইয়াৰ দৰৰ লগত প্ৰত্যক্ষ সম্পর্ক থাকে। এনেকুৱা দ্ৰব্যক গিফেন দ্ৰব্য বোলা হয়।

2.5.2. স্বাভাবিক দ্রব্য আৰু নিকৃষ্ট দ্রব্য (Normal and Inferior Goods)

অন্যান্য বস্তু অপৰিবর্তিত অৱস্থাত চাহিদা ফলন হ'ল উপভোক্তাজনৰ কোনো এটা দ্রব্যৰ প্রতি চাহিদা আৰু তাৰ দৰৰ এটা সম্পর্ক। দ্রব্যৰ চাহিদা আৰু তাৰ দৰৰ সম্পর্কৰ পৰিবৰ্তে আমি উপভোক্তাজনৰ এটা দ্রব্যৰ প্রতি চাহিদা আৰু তেওঁৰ আয়ৰ সম্পর্কটো অধ্যয়ন কৰিব পাৰো। দ্রব্যবিধিৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি উপভোক্তাজনৰ আয় বৃদ্ধি হ'লে দ্রব্যবিধিৰ চাহিদাৰ পৰিমাণ বৃদ্ধি হ'ব পাৰে নাইবা কমিব পাৰে। বেছিভাগ দ্রব্যৰ ক্ষেত্ৰত আয় বৃদ্ধি হ'লে চাহিদা বৃদ্ধি হয় আৰু আয় কমিলে চাহিদা কমে। এনেকুৱা দ্রব্যকে স্বাভাবিক দ্রব্য বুলি কোৱা হয়। এইদৰে স্বাভাবিক দ্রব্যৰ প্রতি উপভোক্তা এজনৰ চাহিদা আৰু তেওঁৰ আয় একে দিশত গতি কৰে। কিন্তু কিছুমান দ্রব্য আছে যিবিলাকৰ চাহিদা আৰু উপভোক্তাজনৰ আয় বিপৰীত দিশত গতি কৰে। তেনেকুৱা দ্রব্যক নিকৃষ্ট দ্রব্য বোলা হয়। যেতিয়া উপভোক্তাজনৰ আয় বৃদ্ধি হয়, নিকৃষ্ট দ্রব্যৰ চাহিদা কমে আৰু যেতিয়া আয় কমে, নিকৃষ্ট দ্রব্যৰ চাহিদা বাঢ়ে। নিকৃষ্ট দ্রব্যৰ উদাহৰণ হ'ল নিম্ন মানদণ্ডৰ খাদ্য সামগ্ৰী।

এটা দ্রব্য আয়ৰ এটা পৰ্যায়ত স্বাভাবিক দ্রব্য হ'ব পাৰে আৰু আয়ৰ আন পৰ্যায়ত নিকৃষ্ট দ্রব্য হ'ব পাৰে। অতি কম আয়ত কম মানদণ্ডৰ খাদ্য শস্যৰ প্রতি উপভোক্তাজনৰ চাহিদা আয় বৃদ্ধিৰ সৈতে বৃদ্ধি হ'ব পাৰে। কিন্তু আয়ৰ এক নিৰ্দিষ্ট পৰ্যায়ৰ পাছত আয় বৃদ্ধি হ'লে এনে খাদ্য সামগ্ৰীৰ প্রতি উপভোক্তাজনৰ চাহিদা কমে।

2.5.3. বিকল্প দ্রব্য আৰু পৰিপূৰক দ্রব্য (Substitutes and Complements)

আমি উপভোক্তা এজনৰ এটা দ্রব্যৰ প্রতি চাহিদা আৰু অন্যান্য সম্পৰ্কীয় দ্রব্যৰ মাজৰ সম্পর্কটো অধ্যয়ন কৰিব পাৰো। একেধৰণৰ অন্যান্য দ্রব্যৰ দৰ বৃদ্ধি হ'লে দ্রব্য এটাৰ চাহিদা বাঢ়িৰ নে কমিব সেইটো নিৰ্ভৰ কৰে দ্রব্য দুটা বিকল্প নে পৰিপূৰক তাৰ ওপৰত। যিবিলাক দ্রব্য একেলগে উপভোগ কৰা হয় সেইবিলাক দ্রব্যক পৰিপূৰক দ্রব্য বোলা হয়। পৰিপূৰক দ্রব্যৰ উদাহৰণ হ'ল চাহ আৰু চেনি, জোতা আৰু মোজা, কলম আৰু চিয়াঁহী ইত্যাদি। যিহেতু চাহ আৰু চেনি একেলগে ব্যৱহাৰ কৰা হয়, চেনিৰ দৰ বৃদ্ধিয়ে চাহৰ চাহিদা হুস কৰিব পাৰে আৰু চেনিৰ দৰ হুসে চাহৰ চাহিদা বৃদ্ধি কৰিব পাৰে। অন্যান্য পৰিপূৰক দ্রব্যৰ ক্ষেত্ৰতো একে কথাই প্ৰযোজ্য। সাধাৰণতে দ্রব্য এবিধিৰ চাহিদা আৰু ইয়াৰ পৰিপূৰক দ্রব্যৰ দৰ বিপৰীত দিশত গতি কৰে।

অন্যহাতে চাহ আৰু কফি একেলগে উপভোগ কৰা নহয়। ইহাঁত ইটো সিটোৰ বিকল্প। গতিকে যদি কফিৰ দাম বাঢ়ে তেন্তে চাহৰ উপভোগ বৃদ্ধি পাব। আৰু যদি কফিৰ দাম কমে তেন্তে চাহৰ উপভোগ কমিব। দ্রব্য এবিধিৰ চাহিদা আৰু ইয়াৰ বিকল্প দ্রব্যৰ দৰ একে দিশত গতি কৰে।


2.5.4. চাহিদা বেখাৰ স্থানান্তৰ (Shifts in the Demand Curve)

অন্যান্য দ্রব্যৰ দৰ, উপভোক্তাজনৰ আয় আৰু তেওঁৰ ৰুচি আৰু অগ্ৰাধিকাৰ অপৰিবৰ্তিত অৱস্থাত থাকে বুলি ধাৰণা কৰি লৈ চাহিদা বেখা অংকন কৰা হয়। যদি ইয়াৰে যিকোনো এটাৰ পৰিৱৰ্তন হয় তেন্তে চাহিদা বেখাৰ কি হ'ব?

অন্যান্য দ্রব্যের দৰ, উপভোক্তাজনৰ ৰচি আৰু অগ্ৰাধিকাৰ অপৰিবৰ্তিত অৱস্থাত যদি আয় বাঢ়ে তেন্তে প্ৰত্যেক দৰতে দ্রব্যবিধিৰ চাহিদাৰ পৰিৱৰ্তন হ'ব আৰু সেয়েহে চাহিদাৰেখাৰ স্থানান্তৰ হ'ব। স্বাভাৱিক দ্রব্যৰ ক্ষেত্ৰত চাহিদাৰেখাৰ সৌঁফাললৈ স্থানান্তৰিত হয় আৰু নিকৃষ্ট দ্রব্যৰ ক্ষেত্ৰত চাহিদাৰেখাৰ বাঁওফাললৈ স্থানান্তৰিত হয়।

উপভোক্তাজনৰ আয়, তেওঁৰ ৰচি আৰু অগ্ৰাধিকাৰ অপৰিবৰ্তিত অৱস্থাত যদি অন্যান্য সম্পৰ্কীয় দ্রব্যৰ দৰ সলনি হয় তেন্তে প্ৰত্যেক দৰতে দ্রব্যবিধিৰ চাহিদাৰ পৰিৱৰ্তন হ'ব আৰু সেয়েহে চাহিদাৰেখাৰ স্থানান্তৰ হ'ব। বিকল্প দ্রব্যৰ দৰ বাঢ়লৈ চাহিদাৰেখাৰ সৌঁফাললৈ স্থানান্তৰিত হয় আৰু পৰিপূৰক দ্রব্যৰ দৰ বাঢ়লৈ চাহিদাৰেখাৰ বাঁওফাললৈ স্থানান্তৰিত হয়।

উপভোক্তাজনৰ ৰচি আৰু অগ্ৰাধিকাৰৰ পৰিৱৰ্তন হ'লৈও চাহিদাৰেখাৰ স্থানান্তৰ হ'ব পাৰে। যদি উপভোক্তাজনৰ ৰচি আৰু অগ্ৰাধিকাৰ দ্রব্যটোৰ সপক্ষে পৰিৱৰ্তন হয় তেন্তে চাহিদাৰেখাৰ সৌঁফাললৈ স্থানান্তৰিত হয়। অন্যথাতে যদি তেওঁৰ ৰচি আৰু অগ্ৰাধিকাৰ দ্রব্যটোৰ বিপক্ষে পৰিৱৰ্তন হয় তেন্তে চাহিদাৰেখাৰ বাঁওফাললৈ স্থানান্তৰিত হয়। উদাহৰণস্বৰূপে গৰমকালত আইচক্রীমৰ চাহিদাৰেখাৰ সৌঁফাললৈ স্থানান্তৰিত হয় কিনো গৰমকালত আইচক্রীমৰ প্ৰতি উপভোক্তাৰ অগ্ৰাধিকাৰ বৃদ্ধি হয়। শীতল-পানীয় স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক বুলি ভাবিলে শীতল পানীয়ৰ প্ৰতি উপভোক্তাৰ অগ্ৰাধিকাৰ পৰিৱৰ্তন হ'ব পাৰে। তেতিয়া শীতল পানীয়ৰ চাহিদাৰেখাৰ বাঁওফাললৈ স্থানান্তৰিত হয়। 2.14. নং চিত্ৰত চাহিদাৰেখাৰ স্থানান্তৰ দেখুওৱা হৈছে।




চিত্ৰ : 2.14

চাহিদাৰেখাৰ স্থানান্তৰ : (a) চিত্ৰত চাহিদাৰেখাৰ বাঁওফাললৈ স্থানান্তৰিত হৈছে আৰু (b) চিত্ৰত চাহিদাৰেখাৰ সৌঁফাললৈ স্থানান্তৰিত হৈছে।

2.5.5. চাহিদা বেখাডালত চলন আৰু চাহিদা বেখাৰ স্থানান্তৰ (Movements along the Demand Curve and Shifts in the Demand Curve)

ইতিমধ্যে গম পোৱা গ'ল যে উপভোক্তা এজনে বাছনি কৰা এটা দ্রব্যৰ পৰিমাণ নিৰ্ভৰ কৰে দ্রব্যটোৰ দৰ, অন্যান্য দ্রব্যৰ দৰ, উপভোক্তাজনৰ আয় আৰু তেওঁৰ ৰুচি আৰু অগ্রাধিকাৰৰ ওপৰত। চাহিদা ফলন হৈছে অন্যান্য বস্তুৰ অপৰিবৰ্তিত অৱস্থাত দ্রব্য এটাৰ পৰিমাণ আৰু ইয়াৰ দৰৰ মাজৰ এটা সম্পর্ক। চাহিদা বেখা হৈছে চাহিদা ফলনৰ লেখচিত্ৰৰ সহায়ত উপস্থাপন। বেছি দৰত চাহিদা কম আৰু কম দৰত চাহিদা বেছি। সেয়েহে দৰ পৰিৱৰ্তনে চাহিদা বেখাডালত চলন কাৰ্য কৰায়। আনহাতে অন্যান্য বস্তুৰ যিকোনো এটাৰ পৰিৱৰ্তনে চাহিদা বেখাৰ স্থানান্তৰ ঘটায়। 2.15 নং চিত্ৰত চাহিদা বেখাডালত চলন আৰু চাহিদা বেখাৰ স্থানান্তৰ দেখুওৱা হৈছে।



চিত্ৰ : 2.15


এডাল চাহিদা বেখাত চলন আৰু এডাল চাহিদা বেখাৰ স্থানান্তৰ : (a) চিত্ৰত চাহিদা বেখা এডালত চলন আৰু (b) চিত্ৰত চাহিদা বেখাৰ স্থানান্তৰ দেখুওৱা হৈছে।

2.6. বজাৰ চাহিদা (Market Demand)

আগৰ খণ্ডত আমি উপভোক্তা এজনৰ বাছনিৰ সমস্যাৰ বিষয়ে অধ্যয়ন কৰিছিলো আৰু উপভোক্তাজনৰ চাহিদা বেখা আহৰণ কৰিছিলো। কিন্তু বজাৰত এটা দ্রব্যৰ কাৰণে বহুতো উপভোক্তা থাকে। সেয়েহে দ্রব্যটোৰ বজাৰ চাহিদা উলিওৱাটো দৰকাৰী। এটা নিৰ্দিষ্ট দৰত এটা দ্রব্যৰ বজাৰ চাহিদা হ'ল সকলো উপভোক্তাৰ সামুহিক চাহিদা। এটা দ্রব্যৰ বজাৰ চাহিদা ব্যক্তিগত চাহিদা বেখাৰিলাকৰ পৰা আহৰণ কৰিব পাৰি। ধৰাহ'ল

বজাৰত এটা দ্বাৰা মাত্ৰ দুজন উপভোক্তা আছে। ধৰাহ'ল P' দৰত 1 নং উপভোক্তাৰ চাহিদা q'_1 আৰু 2 নং উপভোক্তাৰ চাহিদা q'_2 । তেতিয়া p' দৰত দ্ব্যটোৰ বজাৰ চাহিদা হ'ল $q'_1 + q'_2$ । একেদৰে \hat{p} দৰত যদি 1 নং উপভোক্তাৰ চাহিদা \hat{q}'_1 আৰু 2 নং উপভোক্তাৰ চাহিদা \hat{q}'_2 ; তেন্তে \hat{p} দৰত দ্ব্যটোৰ বজাৰ চাহিদা হ'ল $\hat{q}'_1 + \hat{q}'_2$ । এইদৰে প্ৰত্যেকটো দৰতে দ্ব্যটোৰ বজাৰ চাহিদা সেই দৰত উপভোক্তা দুজনৰ চাহিদা যোগ কৰি আহৰণ কৰিব পাৰি। যদি বজাৰত দুজনতকৈ বেছি উপভোক্তা থাকে তেন্তে দ্ব্যটোৰ বজাৰ চাহিদা একেদৰে আহৰণ কৰিব পাৰি।

লেখচিত্ৰত 2.16 নং চিত্ৰত দেখুওৱাৰ দৰে ব্যক্তিগত চাহিদা ৰেখাবিলাক পথালিকৈ যোগ কৰি এটা দ্বাৰা বজাৰ চাহিদা ৰেখা আহৰণ কৰিব পাৰি। দুডাল ৰেখা যোগ কৰা এই পদ্ধতিক আনুভূমিক যোগফল বোলা হয়।



বজাৰ চাহিদা ৰেখা আহৰণ : ব্যক্তিগত চাহিদা ৰেখাবিলাক আনুভূমিক যোগফল লৈ বজাৰ চাহিদা ৰেখা আহৰণ কৰিব পাৰি।

দুডাল ৰৈখিক চাহিদা ৰেখাৰ যোগ (Adding up Two Linear Demand Curves)

ধৰাহ'ল বজাৰত দুজন উপভোক্তা আছে আৰু উপভোক্তা দুজনৰ চাহিদা ৰেখা হ'ল —

$$d_1(p) = 10 - p \dots\dots\dots(2.14)$$

$$\text{আৰু } d_2(p) = 15 - p \dots\dots\dots(2.15)$$

10 তকৈ বেছি দৰত 1 নং উপভোক্তাৰ চাহিদা শূন্য আৰু 15 তকৈ বেছি দৰত 2 নং উপভোক্তাৰ চাহিদা শূন্য। সমীকৰণ দুটা যোগ কৰি বজাৰ চাহিদা ৰেখা আহৰণ কৰিব পাৰি। 10 তকৈ কম বা 10 ৰ সমান যিকোনো দৰত বজাৰ চাহিদা হ'ল $25 - 2p$ । 10 তকৈ বেছি যিকোনো দৰত আৰু 15 তকৈ কম বা সমান যিকোনো দৰত বজাৰ চাহিদা হ'ল $15 - p$ আৰু 15 তকৈ বেছি যিকোনো দৰত বজাৰ চাহিদা ০।

2.7. চাহিদাৰ স্থিতিস্থাপকতা (Elasticity of Demand)

এটা দ্রব্যৰ চাহিদা আৰু তাৰ দৰৰ মাজৰ সম্পর্কটো বিপৰীতমুখী, কিন্তু দৰ পৰিৱৰ্তনৰ প্ৰভাৱ সদায় একে নহ'ব পাৰে। কেতিয়াবা খুব কম পৰিমাণৰ দৰ পৰিৱৰ্তনৰ বাবেও চাহিদা যথেষ্ট পৰিমাণে পৰিৱৰ্তন হ'ব পাৰে। আনহাতে কিছুমান দ্রব্যৰ চাহিদাৰ ওপৰত দৰ পৰিৱৰ্তনৰ প্ৰভাৱ খুব কম পৰিমাণে পাৰে আৰু কিছুমান দ্রব্যৰ চাহিদাৰ ওপৰত দৰ পৰিৱৰ্তনৰ প্ৰভাৱ বেছি পৰিমাণে পাৰে। কোনো এটা দ্রব্যৰ দৰৰ পৰিৱৰ্তন ঘটিলে দ্রব্যটোৱ চাহিদাৰ যি পৰিৱৰ্তন ঘটে তাক চাহিদাৰ দৰ স্থিতিস্থাপকতা বোলে। চাহিদাৰ দৰ স্থিতিস্থাপকতা হ'ল চাহিদাৰ শতকৰা পৰিৱৰ্তন আৰু দ্রব্যৰ দৰৰ শতকৰা পৰিৱৰ্তনৰ অনুপাত। এটা দ্রব্যৰ চাহিদাৰ দৰ স্থিতিস্থাপকতা-

$$e_d = \frac{\text{দ্রব্যটোৱ চাহিদাৰ শতকৰা পৰিৱৰ্তন}}{\text{দ্রব্যটোৱ দৰৰ শতকৰা পৰিৱৰ্তন}}$$

এটা দ্রব্যৰ চাহিদা বেখা লোৱা হ'ল। ধৰাহ'ল p^0 দৰত দ্রব্যটোৱ চাহিদা q^0 আৰু p^1 দৰত দ্রব্যটোৱ চাহিদা q^1 । যদি দৰ p^0 ৰ পৰা p^1 লৈ পৰিৱৰ্তন হয় তেন্তে দৰৰ পৰিৱৰ্তন $\Delta p = p^1 - p^0$ আৰু দ্রব্যটোৱ চাহিদাৰ পৰিমাণক পৰিৱৰ্তন $\Delta q = q^1 - q^0$ । দৰৰ শতকৰা পৰিৱৰ্তন হ'ল $\frac{\Delta p}{p^0} \times 100 = \frac{p^1 - p^0}{p^0} \times 100$, আৰু চাহিদাৰ

$$\text{শতকৰা পৰিৱৰ্তন হ'ল } \frac{\Delta q}{q^0} \times 100 = \frac{q^1 - q^0}{q^0} \times 100,$$

$$\text{সেয়েহে } e_D = \frac{\left(\frac{\Delta q}{q^0}\right) \times 100}{\left(\frac{\Delta p}{p^0}\right) \times 100} = \frac{\Delta q / q^0}{\Delta p / p^0} = \frac{(q^1 - q^0) / q^0}{(p^1 - p^0) / p^0} \quad \dots\dots\dots \quad (2.16)$$

মন কৰিবলগীয়া কথা যে চাহিদাৰ স্থিতিস্থাপকতা হৈছে এটা সংখ্যা আৰু ই দ্রব্যৰ দৰ জোখা একক আৰু পৰিমাণ জোখা এককৰ ওপৰত নিৰ্ভৰশীল নহয়।

আকৌ চাহিদাৰ দৰ স্থিতিস্থাপকতা এটা ঝণাঝুক সংখ্যা কিয়নো দ্রব্যৰ চাহিদা আৰু দ্রব্যটোৱ দৰৰ মাজত ঝণাঝুক সম্পৰ্ক থাকে। কিন্তু সহজ হ'বলৈ আমি সদায়ে স্থিতিস্থাপকতাৰ চৰম মান ধৰি লওঁ।

দ্রব্যৰ দৰৰ প্ৰতি চাহিদাৰ সঁহাৰি যিমানে বেছি হয় দ্রব্যটোৱ চাহিদাৰ দৰ স্থিতিস্থাপকতা সিমানে বেছি হয়। যদি চাহিদাৰ শতকৰা পৰিৱৰ্তন দৰৰ শতকৰা পৰিৱৰ্তনকৈ কম হয় তেতিয়া | e_D | < 1 আৰু দ্রব্যটোৱ চাহিদা অস্থিতিস্থাপক বুলি কোৱা হয়। যদি চাহিদাৰ শতকৰা পৰিৱৰ্তন দৰৰ শতকৰা পৰিৱৰ্তনৰ সমান হয় তেতিয়া

$|e_D| = 1$ আৰু দ্রব্যটোৰ চাহিদা একক স্থিতিস্থাপক বুলি কোৱা হয়। যদি চাহিদাৰ শতকৰা পৰিৱৰ্তন দৰৰ শতকৰা পৰিৱৰ্তনতকৈ বেছি হয় তেতিয়া $|e_D| > 1$ আৰু দ্রব্যটোৰ চাহিদা স্থিতিস্থাপক বুলি কোৱা হয়।

চাহিদাৰ দৰ স্থিতিস্থাপকতা এটা বিশুদ্ধ (Pure) সংখ্যা আৰু ই দৰ আৰু পৰিমাণ জোখা এককৰ ওপৰত নিৰ্ভৰশীল নহয়।

ধৰাহ'ল মুদ্রাৰ একক হৈছে টকা আৰু পৰিমাণ জোখা হৈছে কিলোগ্ৰামত। ধৰাহ'ল p^0 দৰত চাহিদা q^0 আৰু p^1 দৰত চাহিদা q^1 । ধৰাহ'ল দৰ p^0 ৰ পৰা p^1 লৈ পৰিৱৰ্তন হ'ল।
 দৰৰ পৰিৱৰ্তন $= p^1$ টকা প্ৰতি কিলোগ্ৰামত $- p^0$ টকা প্ৰতি কিলোগ্ৰামত
 $= (p^1 - p^0)$ টকা প্ৰতি কিলোগ্ৰামত

$$\begin{aligned} \text{দ্রব্যবিধিৰ দৰৰ শতকৰা পৰিৱৰ্তন} &= \frac{\text{দৰৰ পৰিৱৰ্তন}}{\text{দ্রব্যবিধিৰ প্ৰাৰম্ভিক দৰ}} \times 100 \\ &= \frac{(p^1 - p^0) \text{ টকা প্ৰতি কি.গ্ৰাম}}{p^0 \text{ টকা প্ৰতি কি.গ্ৰাম}} \times 100 \\ &= \frac{(p^1 - p^0)}{p^0} \times 100 \end{aligned}$$

$$\begin{aligned} \text{দ্রব্যবিধিৰ পৰিমাণ পৰিৱৰ্তন} &= q^1 \text{ কিলোগ্ৰাম} - q^0 \text{ কিলোগ্ৰাম} \\ &= (q^1 - q^0) \text{ কিলোগ্ৰাম} \end{aligned}$$

$$\begin{aligned} \text{দ্রব্যবিধিৰ পৰিমাণৰ শতকৰা পৰিৱৰ্তন} &= \frac{(q^1 - q^0) \text{ কিলোগ্ৰাম}}{q^0 \text{ কিলোগ্ৰাম}} \times 100 \\ &= \frac{(q^1 - q^0)}{q^0} \times 100 \\ e_D &= \frac{(q^1 - q^0)}{q^0} \times 100 \quad \diagup \quad \frac{(p^1 - p^0)}{p^0} \times 100 \end{aligned}$$

$$= \frac{(q^1 - q^0)}{q^0} / \frac{(p^1 - p^0)}{p^0}$$

যদি দৰ জোখা মুদ্রার একক হৈছে পইচা আৰু পৰিমাণ গ্ৰামত জোখা হয় তেন্তে দ্ৰব্যবিধিৰ প্ৰাৰম্ভিক দৰ

$$\text{হ'ব } 100p^0 \text{ পইচা প্ৰতি } 1000 \text{ গ্ৰামত } = \frac{100p^0}{1000} \text{ পইচা প্ৰতি গ্ৰামত}$$

$$= \frac{p^0}{10} \text{ পইচা প্ৰতি গ্ৰামত}$$

পৰিৱৰ্তনৰ পাছত দৰ হ'ব $100p^1$ পইচা প্ৰতি

$$1000 \text{ গ্ৰামত } = \frac{100p^1}{1000} \text{ পইচা প্ৰতি গ্ৰামত}$$

$$= \frac{p^1}{10} \text{ পইচা প্ৰতি গ্ৰামত।}$$

$$\text{দৰৰ পৰিৱৰ্তন } = \frac{p^1}{10} \text{ পইচা প্ৰতি গ্ৰামত } - \frac{p^0}{10} \text{ পইচা প্ৰতি গ্ৰামত}$$

$$= \frac{(p^1 - p^0)}{10} \text{ পইচা প্ৰতি গ্ৰামত}$$

$$\text{দৰৰ শতকৰা পৰিৱৰ্তন } = \frac{(p^1 - p^0)}{10}$$

$$= \frac{p^1 - p^0}{p^0} \times 100$$

দ্ৰব্যবিধিৰ পৰিমাণৰ পৰিৱৰ্তন $1000q^1$ গ্ৰাম – $1000q^0$ গ্ৰাম

$$= 1000 (q^1 - q^0) \text{ গ্রাম}$$

$$1000 (q^1 - q^0) \text{ গ্রাম}$$

$$\text{দৃব্যবিধৰ পৰিমাণৰ শতকৰা পৰিৱৰ্তন} = \frac{1000 (q^1 - q^0)}{1000 q^0} \times 100$$

$$= \frac{q^1 - q^0}{q^0} \times 100$$

$$e_D = \frac{\frac{(q^1 - q^0)}{q^0} \times 100}{\frac{(p^1 - p^0)}{p^0} \times 100}$$

$$= \frac{\frac{(q^1 - q^0)}{q^0}}{\frac{(p^1 - p^0)}{p^0}}$$

2.7.1. বৈধিক চাহিদা বেখা এডালত স্থিতিস্থাপকতা (Elasticity Along a Linear Demand Curve)


এডাল বৈধিক চাহিদা বেখা $q = a - bp$ লোৱা হ'ল। চাহিদা বেখা ডালৰ যিকোনো বিন্দুত এক একক

$$\text{দৰ পৰিৱৰ্তনৰ কাৰণে চাহিদা পৰিৱৰ্তন } \frac{\Delta q}{\Delta p} = -b$$

$$\frac{\Delta q}{\Delta p} \text{ ৰ মান (2.16) নং সমীকৰণত বহুবাই আমি পাওঁ}$$

$$e_D = -b \frac{p}{q} = -\frac{bp}{a - bp} \dots\dots\dots (2.17)$$

2.17 নং সমীকরণৰ পৰা এইটো স্পষ্ট হ'ল যে এডাল বৈধিক চাহিদা বেখাৰ বিভিন্ন বিন্দুত দৰ স্থিতিস্থাপকতা ভিন ভিন। $p = 0$ ত স্থিতিস্থাপকতা হ'ল 0 , $q = 0$ ত স্থিতিস্থাপকতা হ'ল α । $p = \frac{a}{2b}$ ত স্থিতিস্থাপকতা হ'ল ‘ 1 ’। ‘ 0 ’ তকে বেছি আৰু $\frac{a}{2b}$ তকে কম যিকোনো দৰত স্থিতিস্থাপকতা 1 তকে কম। $\frac{a}{2b}$ তকে কম যিকোনো দৰত স্থিতিস্থাপকতা 1 তকে বেছি। (2.17) নং চিত্ৰত বৈধিক চাহিদা বেখা এডালত চাহিদাৰ দৰ স্থিতিস্থাপকতাবিলাক দেখুওৱা হৈছে।



এডাল বৈধিক চাহিদা বেখাত স্থিতিস্থাপকতা : বৈধিক চাহিদা বেখা এডালৰ বিভিন্ন বিন্দুত চাহিদাৰ দৰ স্থিতিস্থাপকতা ভিন ভিন।

স্থিৰ স্থিতিস্থাপকতাৰ চাহিদা বেখা (Constant Elasticity of Demand Curves)

এডাল বৈধিক চাহিদা বেখাৰ বিভিন্ন বিন্দুত দৰ স্থিতিস্থাপকতা ভিন ভিন। ই 0 ৰ পৰা α লৈ যিকোনো মান ল'ব পাৰে। কিন্তু কিছুমান চাহিদা বেখাৰ ক্ষেত্ৰত চাহিদাৰ দৰ স্থিতিস্থাপকতা সদায় স্থিৰ হয়। উদাহৰণস্বৰূপে এডাল উলম্ব চাহিদা বেখা ধৰা হ'ল। দৰৰ যিকোনো মানৰ বাবে চাহিদা অপৰিৱৰ্তনীয় (\bar{q})। এনে চাহিদা বেখা এডালত দৰ সলনি হ'লেও চাহিদাৰ কোনো পৰিৱৰ্তন নহয় আৰু $|e_D|$ সদায় শূন্য। সেয়েহে এডাল উলম্ব চাহিদা বেখা পূৰ্ণ অস্থিতিস্থাপক।

জ্যামিতিক পদ্ধতির সহায়ত এডাল বৈধিক চাহিদা রেখার স্থিতিস্থাপকতা নির্ণয় (Geometric Measure of Elasticity along a Linear Demand Curve)

এডাল বৈধিক চাহিদা রেখার স্থিতিস্থাপকতা জ্যামিতিক পদ্ধতির সহায়ত সহজে নির্ধারণ করিব পারি। এডাল বৈধিক চাহিদা রেখার যিকোনো বিন্দুত চাহিদার স্থিতিস্থাপকতা হৈছে সেই বিন্দুটোত চাহিদা রেখার তলৰ অংশ আৰু ওপৰৰ অংশৰ অনুপাত। চিত্ৰত এডাল বৈধিক চাহিদা $q = a - bp$ লোৱা হ'ল। ধৰা হ'ল p^0 দৰত দ্ৰব্যটোৰ চাহিদা q^0 । দৰৰ সামান্য পৰিৱৰ্তনৰ কাৰণে নতুন দৰ হ'ল p^1 আৰু এই দৰত দ্ৰব্যটোৰ চাহিদা q^1

$$\Delta q = q^1 - q^0 = CD \text{ আৰু}$$

$$\Delta p = p^1 - p^0 = CE$$

$$\text{সেয়েহে } e_D = \frac{\Delta q / q^0}{\Delta p / p^0} = \frac{\Delta q}{\Delta p} \times \frac{p^0}{q^0} = \frac{q^1 - q^0}{p^1 - p^0} \times \frac{op^0}{oq^0}$$

$$= \frac{CD}{CE} \times \frac{op^0}{oq^0}$$

যিহেতু ECD আৰু BP^0D হৈছে সদৃশ ত্ৰিভুজ,

$$\text{সেয়েহে, } \frac{CD}{CE} = \frac{p^0 D}{p^0 B}$$


$$\text{কিন্তু } \frac{p^0 D}{p^0 B} = \frac{oq^0}{p^0 B}$$

$$\therefore e_D = \frac{op^0}{p^0 B} = \frac{q^0 D}{p^0 B}$$

যিহেতু BP^0D আৰু BOA হৈছে সদৃশ ত্ৰিভুজ,

$$\text{সেয়েহে } \frac{q^0 D}{p^0 B} = \frac{DA}{DB}$$


$$\text{সেয়েহে, } e_D = \frac{DA}{DB}$$



এই পদ্ধতির সহায়ত এডাল বৈধিক চাহিদা রেখার বিভিন্ন বিন্দুত চাহিদার স্থিতিস্থাপকতা উলিয়াব পাবি। চাহিদা রেখাডালে আনুভূমিক অক্ষত ছেদ করা বিন্দুটোত স্থিতিস্থাপকতা 0 আৰু চাহিদা রেখাডালে উলস্ব অক্ষত ছেদ করা বিন্দুটোত স্থিতিস্থাপকতা α । চাহিদা রেখাডালৰ মধ্যবিন্দুত স্থিতিস্থাপকতা 1 আৰু মধ্যবিন্দুটোৰ বাওঁফালৰ যিকোনো বিন্দুত স্থিতিস্থাপকতা 1 তকৈ বেছি আৰু মধ্যবিন্দুটোৰ সেঁফালৰ যিকোনো বিন্দুত স্থিতিস্থাপকতা 1 তকৈ কম।

মন কৰিবলগীয়া যে আনুভূমিক অক্ষডালত $p=0$ আৰু উলস্ব অক্ষডালত $q=0$ আৰু চাহিদা রেখার মধ্যবিন্দুত $p = \frac{a}{2b}$

চিত্ৰ নং 2.18 (b) ত আয়তীয় পৰাবৃত্ত (Rectangular Hyperbola) আকৃতিৰ এডাল চাহিদা রেখা দেখুওৱা হৈছে। এই চাহিদা রেখাডালৰ এটা নিৰ্দিষ্ট ধৰ্ম হৈছে যে চাহিদা রেখাডালত দৰৰ শতকৰা পৰিৱৰ্তন আৰু চাহিদার শতকৰা পৰিৱৰ্তন সমান। সেয়েহে এই চাহিদা রেখার প্রত্যেক বিন্দুত $|ed| = 1$ । এই চাহিদা রেখাডালক একক স্থিতিস্থাপকতাৰ চাহিদা রেখা বোলে।



চিত্ৰ : 2.18

স্থিৰ স্থিতিস্থাপকতাৰ চাহিদা রেখা : (a) চিত্ৰত দেখুওৱাৰ দৰে এডাল উলস্ব চাহিদা রেখাৰ সকলো বিন্দুত চাহিদার স্থিতিস্থাপকতা হ'ল 0। (b) চিত্ৰৰ চাহিদা রেখাডালৰ সকলো বিন্দুত স্থিতিস্থাপকতা হ'ল 1।

2.7.2. দ্রব্যের চাহিদার দৰ স্থিতিস্থাপকতা নির্ণয়কাৰী কাৰকবিলাক

(Factors Determining Price Elasticity of Demand for a Good)

এটা দ্রব্যের চাহিদার দৰ স্থিতিস্থাপকতা নিৰ্ভৰ কৰে দ্রব্যটোৱ প্ৰকৃতি আৰু বিকল্প দ্রব্যের উপস্থিতিৰ ওপৰত। উদাহৰণস্বৰূপে আৱশ্যকীয় সামগ্ৰী যেনে খাদ্য সামগ্ৰী জীৱনৰ কাৰণে অত্যন্ত প্ৰয়োজনীয় আৰু এইবিলাক সামগ্ৰীৰ দৰ পৰিৱৰ্তনৰ ফলত চাহিদাৰ কোনো বিশেষ পৰিৱৰ্তন নহয়। খাদ্য-সামগ্ৰীৰ দৰ বৃদ্ধি হ'লেও ইয়াৰ চাহিদাৰ কোনো বিশেষ পৰিৱৰ্তন নহয়। অন্যহাতে বিলাসী সামগ্ৰীৰ চাহিদা দৰ পৰিৱৰ্তনৰ ফলত বিশেষভাৱে পৰিৱৰ্তন হয়। সাধাৰণতে আৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত চাহিদা অস্থিতিস্থাপক আৰু বিলাসী সামগ্ৰীৰ ক্ষেত্ৰত চাহিদা স্থিতিস্থাপক।

যদিও খাদ্য সামগ্ৰীৰ চাহিদা অস্থিতিস্থাপক, কিছুমান বিশেষ খাদ্য সামগ্ৰীৰ চাহিদা স্থিতিস্থাপক। উদাহৰণস্বৰূপে মাহজাতীয় শস্যৰ এটা বিশেষ প্ৰকাৰ ধৰা হ'ল। যদি মাহজাতীয় শস্যৰ এই বিশেষ প্ৰকাৰবিধিৰ দাম বাঢ়ে তেন্তে মানুহে মাহজাতীয় শস্যৰ অন্য বিকল্প প্ৰকাৰ ক্ৰয় কৰিব। যদিহে বিকল্প দ্রব্য সহজতে উপলব্ধ তেন্তে দ্রব্য এটাৰ চাহিদা স্থিতিস্থাপক হ'ব আৰু যদি বিকল্প দ্রব্য সহজতে উপলব্ধ নহয় তেন্তে দ্রব্যটোৱ চাহিদা অস্থিতিস্থাপক হ'ব।

2.7.3 স্থিতিস্থাপকতা আৰু ব্যয় (Elasticity and Expenditure)

এটা দ্রব্যত কৰা ব্যয় হ'ল দ্রব্যটোৱ চাহিদার পৰিমাণ আৰু ইয়াৰ দৰৰ পূৰণফল। দৰৰ পৰিৱৰ্তনৰ ফলত এটা দ্রব্যত কৰা ব্যয়ৰ কিদৰে পৰিৱৰ্তন হয় তাক জনাটো দৰকাৰী। দ্রব্যের চাহিদা আৰু দৰৰ মাজত বিপৰীতমুখী সম্পৰ্ক আছে। এটা দ্রব্যের দৰ বৃদ্ধি হলে দ্রব্যটোত কৰা ব্যয় বৃদ্ধি হ'বনে কমিব তাক নিৰ্ভৰ কৰে দৰ পৰিৱৰ্তনৰ ফলত হোৱা চাহিদার পৰিৱৰ্তনৰ ওপৰত।

ধৰা হ'ল দ্রব্য এটাৰ দৰ বৃদ্ধি হ'ল। যদি চাহিদার পৰিমাণৰ শতকৰা হুস দৰৰ শতকৰা বৃদ্ধিতকৈ বেছি হয় তেন্তে দ্রব্যটোত কৰা ব্যয় হুস পাৰ। আনহাতে যদি চাহিদার পৰিমাণৰ শতকৰা হুস দৰৰ শতকৰা বৃদ্ধিতকৈ কম হয় তেন্তে দ্রব্যটোত কৰা ব্যয় বৃদ্ধি পাৰ। যদি চাহিদার পৰিমাণৰ শতকৰা হুস দৰৰ শতকৰা বৃদ্ধিৰ সমান হয় তেন্তে দ্রব্যটোত কৰা ব্যয়ৰ কোনো পৰিৱৰ্তন নহয়।

স্থিতিস্থাপকতা আৰু এটা দ্রব্যত কৰা ব্যয়ৰ পৰিৱৰ্তনৰ সম্পর্ক

(Relationship between Elasticity and change in Expenditure on a Good)

ধৰাহ'ল 'p' দৰত এটা দ্রব্যৰ চাহিদা 'q' আৰু $p + \Delta p$ দৰত দ্রব্যটোৰ চাহিদা $q + \Delta q$ ।

p দৰত দ্রব্যটোত কৰা মুঠ ব্যয় 'pq' আৰু $p + \Delta p$ দৰত দ্রব্যটোত কৰা মুঠ ব্যয় $(p + \Delta p)(q + \Delta q)$ যদি দৰ p ৰ পৰা $(p + \Delta p)$ লৈ পৰিৱৰ্তন হয় তেন্তে দ্রব্যটোত কৰা ব্যয়ৰ পৰিৱৰ্তন হ'ল,

$$(p + \Delta p)(q + \Delta q) - pq$$

$$= q\Delta p + p\Delta q + \Delta p\Delta q$$

Δp আৰু Δq ৰ খুব সৰু মানৰ কাৰণে $\Delta p\Delta q$ ৰ মান উপেক্ষ (Negligible)। এই ক্ষেত্ৰত দ্রব্যটোত কৰা ব্যয়ৰ পৰিৱৰ্তন হ'ব আনুমানিক $q\Delta p + p\Delta q$ ।

$$\text{ব্যয়ৰ আনুমানিক পৰিৱৰ্তন} = \Delta E$$

$$= q\Delta p + p\Delta q$$

$$= \Delta p \left(q + p \frac{\Delta q}{\Delta p} \right)$$

$$= \Delta p \left[q \left(1 + \frac{\Delta q}{\Delta p} \cdot \frac{p}{q} \right) \right]$$

$$= \Delta p [q(1 + e_D)]$$

যদি $e_D < -1$, তেন্তে $q(1 + e_D) < 0$ আৰু সেয়েহে ΔE আৰু Δp ৰ মাজৰ সম্পর্ক বিপৰীতমুখী।


যদি $e_D > -1$ তেন্তে $q(1 + e_D) > 0$ আৰু সেয়েহে ΔE আৰু Δp ৰ মাজৰ সম্পর্ক প্ৰত্যক্ষ।

যদি $e_D = -1$, তেন্তে $q(1 + e_D) = 0$ আৰু সেয়েহে $\Delta E = 0$

ধৰাহ'ল দ্রব্য এটাৰ দৰ হুস পালে। যদি চাহিদাৰ পৰিমাণৰ শতকৰা বৃদ্ধি দৰৰ শতকৰা হুসতকৈ বেছি হয় তেন্তে দ্রব্যটোত কৰা ব্যয় বৃদ্ধি হ'ব। যদি চাহিদাৰ পৰিমাণৰ শতকৰা বৃদ্ধি দৰৰ শতকৰা হুসতকৈ কম হয় তেন্তে দ্রব্যটোত কৰা ব্যয় কমিব। আৰু যদি চাহিদাৰ পৰিমাণৰ শতকৰা বৃদ্ধি দৰৰ শতকৰা হুসৰ সমান হয় তেন্তে দ্রব্যটোত কৰা ব্যয় একেই থাকিব।

দৰବ ପରିବର୍ତନର ଲଗତ ଦ୍ରବ୍ୟଟୋତ କରା ବ୍ୟା ବିପରୀତ ଦିଶତ ପରିବର୍ତନ ହବ ଯଦିହେ ଚାହିଦାର ପରିମାଣର ଶତକରା ପରିବର୍ତନ ଦରବ ଶତକରା ପରିବର୍ତନତଙ୍କେ ବେଛି ହୁଏ ଅର୍ଥାତ୍ ଦ୍ରବ୍ୟଟୋ ଦର ସ୍ଥିତିସ୍ଥାପକ ହୁଏ । ଦରବ ପରିବର୍ତନର ଲଗତ ଦ୍ରବ୍ୟଟୋତ କରା ବ୍ୟା ଏକେ ଦିଶତ ପରିବର୍ତନ ହ'ବ ଯଦିହେ ଚାହିଦାର ପରିମାଣର ଶତକରା ପରିବର୍ତନତଙ୍କେ କମ ହୁଏ ଅର୍ଥାତ୍ ଦ୍ରବ୍ୟଟୋ ଦର ଅସ୍ଥିତିସ୍ଥାପକ ହୁଏ । ଦ୍ରବ୍ୟଟୋତ କରା ବ୍ୟା ଏକେଇ ଥାକିବ ଯଦିହେ ଚାହିଦାର ପରିମାଣର ଶତକରା ପରିବର୍ତନ ଦରବ ଶତକରା ପରିବର୍ତନର ସମାନ ହୁଏ ଅର୍ଥାତ୍ ଦ୍ରବ୍ୟଟୋ ଏକକ ସ୍ଥିତିସ୍ଥାପକ ହୁଏ ।

ଆୟତୀଯ ପରାବୃତ୍ତ (Rectangular Hyperbola)



ଏଟା ସମୀକରଣ $xy = c$ ଲୋରା ହ'ଲ ସତ୍ତ୍ଵରେ ଆରୁ y ହେବେ ଦୁଟା ଚଲକ ଆରୁ c ଏଟା ଧୂରକ (constant) । ଏହି ସମୀକରଣଟୋରେ ପ୍ରକାଶ କରା ବେଖାଡ଼ାଳକ ଆୟତୀଯ ପରାବୃତ୍ତ ବୁଲି କୋରା ହୁଏ । ଏହି ବେଖାଡ଼ାଳ ଚିତ୍ରରେ ଦେଖୁଓରାର ଦରେ ନିମ୍ନଗାମୀ ଢାଲ୍ୟକ୍ରମ ବେଖା । ବେଖାଡ଼ାଳର ଯିକୋନୋ ଦୁଟା ବିନ୍ଦୁ p ଆରୁ q ବିନ୍ଦୁରେ ଆୟତକ୍ଷେତ୍ର ଦୁଟାର (oy_1px_1 ଆରୁ oy_2qx_2) କାଲି ସମାନ ଆରୁ ଇ 'c' ର ସମାନ ।

ଯଦି ଚାହିଦା ବେଖାବ ଏଟା ସମୀକରଣ $pq = e$, ସତ୍ତ୍ଵରେ ଏଟା ଧୂରକ ଆରୁ p ହେବେ ଦର ଆରୁ q ହେବେ ଚାହିଦାର ପରିମାଣ, ତେଣେ ଏହି ବେଖାଡ଼ାଳ ଆୟତୀଯ ପରାବୃତ୍ତ ହ'ବ । ଏନେକୁବା ଚାହିଦା ବେଖାତ ଉପଭୋକ୍ତାଜନେ ଉପଭୋଗ କରିବ ପରା ଯିକୋନୋ ବିନ୍ଦୁତେ ତେଓଁର ବ୍ୟା ସଦାଯ ସମାନ ଆରୁ ଇ 'e' ର ସମାନ ।

সাৰাংশ (Summary)

- বাজেট সংহতি হ'ল সকলোবোৰ টোপোলাৰ সংগ্ৰহ যিবিলাক টোপোলা উপভোক্তাজনে তেওঁৰ উপাৰ্জনৰ সামৰ্থ্য অনুসৰি প্ৰচলিত বজাৰ দৰত ক্ৰয় কৰিব পাৰে।
- বাজেট ৰেখাডাল সেইবিলাক টোপোলাৰ দ্বাৰা গঠিত যিবিলাকৰ উপভোগৰ ব্যয় উপভোক্তাজনৰ আয়ৰ ঠিক সমান। বাজেট ৰেখাডাল খণ্ডক ঢাল যুক্ত।
- যদি দ্ৰব্য দুবিধিৰ দৰ বা উপভোক্তাজনৰ আয়ৰ পৰিৱৰ্তন হয় তেন্তে বাজেট সংহতিৰ পৰিৱৰ্তন হব।
- সকলোবোৰ সন্তুষ্পৰ টোপোলাৰ প্ৰতি উপভোক্তা এজনৰ পৰিষ্কাৰকৈ অগ্ৰাধিকাৰবোৰ থাকে। তেওঁ অগ্ৰাধিকাৰৰ ওপৰত ভিত্তি কৰি সন্তুষ্পৰ টোপোলাবিলাকক স্থান দিব পাৰে।
- উপভোক্তাৰ অগ্ৰাধিকাৰ অপৰিৱৰ্তনীয় বুলি ধাৰণা কৰি লোৱা হয়।
- এডাল নিৰপেক্ষ ৰেখা সকলোবিলাক টোপোলা প্ৰতিনিধিত্ব কৰা বিন্দুবোৰৰ সংহতি যিবিলাক টোপোলাৰ কাৰণে উপভোক্তাজন নিৰপেক্ষ।
- অপৰিৱৰ্তনীয় অগ্ৰাধিকাৰৰ মতে নিৰপেক্ষ ৰেখা নিম্নগামী ঢালযুক্ত।
- অগ্ৰাধিকাৰবোৰ নিৰপেক্ষ মানচিত্ৰৰ দ্বাৰা উপস্থাপন কৰা হয়।
- এজন উপভোক্তাৰ অগ্ৰাধিকাৰবোৰ এটা উপযোগিতা ফলনৰ জৰিয়তেও উপস্থাপন কৰিব পাৰি।
- এজন বিবেচক উপভোক্তাই বাজেট সংহতিৰ পৰা আটাইতকৈ বেছি অগ্ৰাধিকাৰ প্ৰাপ্ত টোপোলাটো বাছনি কৰে।
- উপভোক্তা এজনৰ কাম্য টোপোলাটো বাজেট ৰেখা আৰু এডাল নিৰপেক্ষ ৰেখা স্পৰ্শ কৰা বিন্দুটোত অৱস্থিত।
- অন্যান্য দ্ৰব্যৰ দৰ, উপভোক্তাজনৰ আয় আৰু তেওঁৰ ৰুচি আৰু অগ্ৰাধিকাৰ অপৰিৱৰ্তিত অৱস্থাত উপভোক্তা এজনৰ চাহিদা ৰেখাই বিভিন্ন দৰত এবিধ দ্ৰব্যৰ কিমান পৰিমাণৰ বাছনি কৰে তাক নিৰ্গ঱্গ কৰে।
- চাহিদা ৰেখাডাল সাধাৰণতে নিম্নগামী ঢালযুক্ত।
- এটা স্বাভাৱিক দ্ৰব্যৰ চাহিদা উপভোক্তাজনৰ আয় বৃদ্ধি (হ্ৰাস)ৰ লগত বাঢ়ে (কমে)।
- এটা নিকৃষ্ট দ্ৰব্যৰ চাহিদা উপভোক্তাজনৰ আয় বৃদ্ধি (হ্ৰাস)ৰ লগত কমে (বাঢ়ে)।

- এটা দ্রব্যের বজার চাহিদা বেখাই দ্রব্যবিধির বিভিন্ন দৰত বজারত সকলোবোৰ উপভোক্তাৰ সামুহিক চাহিদা উপস্থাপন কৰে।
- এটা দ্রব্যের চাহিদাৰ দৰ স্থিতিস্থাপকতা হ'ল দ্রব্যবিধিৰ চাহিদাৰ শতকৰা পৰিৱৰ্তন আৰু দ্রব্যবিধিৰ দৰৰ শতকৰা পৰিৱৰ্তনৰ অনুপাত।
- চাহিদাৰ স্থিতিস্থাপকতা এটা বিশুদ্ধ সংখ্যা।
- এটা দ্রব্যের চাহিদাৰ স্থিতিস্থাপকতা আৰু দ্রব্যটোত কৰা ব্যয়ৰ মাজত বিশেষ সম্পর্ক থাকে।

মূল ধাৰণা (Key Concepts)

| | |
|---------------------------------|----------------------------|
| বাজেট সংহতি | বাজেট বেখা |
| অগ্রাধিকাৰ | নিৰপেক্ষ |
| নিৰপেক্ষ বেখা | প্রতিকল্পনৰ হাৰ |
| অপৰিৱৰ্তনীয় অগ্রাধিকাৰ | ক্ৰমছাসমান প্রতিকল্পনৰ হাৰ |
| নিৰপেক্ষ মালচিত্ৰ, উপযোগিতা ফলন | উপভোক্তাৰ কাম্য |
| চাহিদা | চাহিদা বিধি |
| চাহিদা বেখা | প্রতিকল্পন ফল |
| আয় ফল | স্বাভাৱিক দ্রব্য |
| নিকৃষ্ট দ্রব্য | বিকল্প |
| পৰিপূৰক | চাহিদাৰ দৰ স্থিতিস্থাপকতা |

অনুশীলনী (Exercises)

1. উপভোক্তা এজনৰ বাজেট সংহতি বুলিলে কি বুজা?
2. বাজেট বেখা কি?
3. বাজেট বেখাডাল কিয় নিম্নগামী ঢালযুক্ত হয় তাক বৰ্ণনা কৰা।
4. এজন উপভোক্তাই দুটা দ্রব্য উপভোগ কৰিব বিচাৰে। দ্রব্য দুবিধিৰ দৰ ক্ৰমে 4 টকা আৰু 5 টকা উপভোক্তাজনৰ আয় 20 টকা।

- (i) বাজেট বেখার সমীকরণটো লিখা।
- (ii) যদি উপভোক্তাজনে তেওঁৰ সমূহ আয় 1 নং দ্রব্যত ব্যয় কৰে তেন্তে তেওঁ কিমান পরিমাণৰ 1 নং দ্রব্য উপভোগ কৰিব পাৰিব?
- (iii) যদি উপভোক্তাজনে তেওঁৰ সমূহ আয় 2 নং দ্রব্যত ব্যয় কৰে তেন্তে তেওঁ কিমান পরিমাণৰ 2 নং দ্রব্য উপভোগ কৰিব পাৰিব?
- (iv) বাজেট বেখাডালৰ ঢাল কি হ'ব?

5, 6 আৰু 7 নং প্ৰশ্নকেইটা 4 নং প্ৰশ্নৰ লগত সম্পর্ক থকা।

5. যদি দৰ অপৰিবৰ্তিত অৱস্থাত উপভোক্তাজনৰ আয় 40 টকালৈ বৃদ্ধি হয় তেন্তে বাজেট বেখাডাল কেনেদৰে পৰিৱৰ্তন হ'ব?
6. যদি 1 নং দ্রব্যৰ দৰ আৰু উপভোক্তাজনৰ আয় অপৰিবৰ্তিত অৱস্থাত 2 নং দ্রব্যৰ দৰ এক টকা হ্রাস পায় তেন্তে বাজেট বেখাডাল কেনেদৰে পৰিৱৰ্তন হ'ব?
7. যদি দুয়োবিধ দ্রব্যৰ দৰ আৰু আয় দুগুণ কৰি দিয়া হয়, বাজেট সংহতিৰ কি হ'ব?
8. ধৰাহ'ল যদি এজন উপভোক্তাই তেওঁৰ সমূহ আয় ব্যয় কৰে তেন্তে 1 নং দ্রব্যৰ 6 একক আৰু 2 নং দ্রব্যৰ 8 একক ক্ৰয় কৰিব পাৰে। দ্রব্য দুবিধিৰ দৰ হ'ল ক্ৰমে 6 টকা আৰু 8 টকা। উপভোক্তাজনৰ আয় কিমান?
9. ধৰাহ'ল এজন উপভোক্তাই দুটা দ্রব্য উপভোগ কৰিব বিচাৰে যি দুটা কেৱল পূৰ্ণ সংখ্যাৰ এককত উপলব্ধ। দুয়োবিধ দ্রব্যৰে দৰ হ'ল 10 টকা আৰু উপভোক্তাজনৰ আয় 40 টকা।
 - (i) উপভোক্তাজনৰ উপলব্ধ সকলোবিলাক টোপোলা লিখা।
 - (ii) উপভোক্তাজনৰ উপলব্ধ টোপোলাবিলাকৰ ভিতৰত ঠিক 40 টকা ব্যয় হোৱা টোপোলাবিলাক চিনাক্ত কৰা।
10. অপৰিৱৰ্তনীয় অগ্রাধিকাৰ মানে কি?
11. যদি উপভোক্তাজনৰ অগ্রাধিকাৰ অপৰিৱৰ্তনীয় হয় তেন্তে তেওঁ (10, 8) আৰু (8, 6) টোপোলা দুটাৰ মাজত নিৰপেক্ষ হ'ব পাৰেনে?
12. ধৰাহ'ল এজন উপভোক্তাৰ অগ্রাধিকাৰ অপৰিৱৰ্তনীয়। তেন্তে (10, 10), (10, 9) আৰু (9, 9) টোপোলাবিলাকৰ তেওঁৰ অগ্রাধিকাৰ স্থান সম্পর্কে তুমি কি ক'ব পাৰা?

13. ধৰাহ'ল তোমাৰ বন্ধু এজন (5, 6) আৰু (6, 6) টোপোলাৰ মাজত নিৰপেক্ষ। তোমাৰ বন্ধুৰ অগ্রাধিকাৰ অপৰিৱৰ্তনীয় হয়নে?

14. ধৰাহ'ল বজাৰত এটা দ্ৰব্যৰ দুজন উপভোক্তা আছে আৰু তেওঁলোকৰ চাহিদা ফলন হ'ল—

$$d_1(p) = 20 - p \quad (20 \text{ ৰ সমান বা তাতকৈ কমৰ যিকোনো দৰৰ কাৰণে)$$

আৰু

$$d_2(p) = 0 \quad (20 \text{ তকৈ বেছি যিকোনো দৰৰ কাৰণে)$$

$$d_2(p) = 30 - 2p \quad (15 \text{ ৰ সমান বা তাতকৈ কমৰ যিকোনো দৰৰ কাৰণে)$$

আৰু $d_2(p) = 0 \quad (15 \text{ তকৈ বেছি যিকোনো দৰৰ কাৰণে)$ বজাৰ চাহিদা ফলন উলিওৱা।

15. ধৰাহ'ল এটা দ্ৰব্যৰ 20 জন উপভোক্তা আছে আৰু তেওঁলোকৰ চাহিদা ফলন একেই :

$$d(p) = 10 - 3p \quad (\frac{10}{3} \text{ তকৈ কম বা সমান যিকোনো দৰৰ কাৰণে)$$

$$\text{আৰু } d_1(p) = 0 \quad (\frac{10}{3} \text{ তকৈ বেছি যিকোনো দৰৰ কাৰণে)$$

বজাৰ চাহিদা ফলন কি হ'ব?

16. দুজন উপভোক্তা থকা এখন বজাৰ ধৰাহ'ল আৰু তেওঁলোকৰ দ্ৰব্য এৰিধিৰ চাহিদা হ'ল —

| p | d_1 | d_2 |
|---|-------|-------|
| 1 | 9 | 24 |
| 2 | 8 | 20 |
| 3 | 7 | 18 |
| 4 | 6 | 16 |
| 5 | 5 | 14 |
| 6 | 4 | 12 |

দ্ৰব্যাবিধিৰ বজাৰ চাহিদা উলিওৱা।

17. স্বাভাৱিক দ্ৰব্য বুলিলে কি বুজা?

18. নিকৃষ্ট দ্ৰব্য বুলিলে কি বুজা? কেইটামান উদাহৰণ দিয়া।

19. বিকল্প বুলিলে কি বুজা? দুটা দ্ৰব্যৰ উদাহৰণ দিয়া যি দুটা ইটো সিটোৰ বিকল্প।

20. পরিপূরক বুলিলে কি বুজা ? দুটা দ্রব্যের উদাহরণ দিয়া যি দুটা ইটো সিটোর পরিপূরক।
21. চাহিদার দর স্থিতিস্থাপকতা ধারণাটো বর্ণনা করা।
22. এটা দ্রব্যের চাহিদা ধরা হ'ল । 4 টকা দ্রব্যের চাহিদা 25 একক। ধরা হ'ল দ্রব্যবিধির দর 5 টকালৈ বৃদ্ধি পালে আৰু তাৰ ফলত দ্রব্যবিধির চাহিদা 20 এককলৈ হাস পালে। চাহিদার দর স্থিতিস্থাপকতা উলিওৱা।
23. ধরা হ'ল এডাল চাহিদা বেখা $D(p) = 10 - 3p$ । $\frac{5}{3}$ দ্রব্যের দর স্থিতিস্থাপকতা কিমান ?
24. ধরা হ'ল এটা দ্রব্যের চাহিদার দর স্থিতিস্থাপকতা – 0.2, যদি দ্রব্যবিধির দর 5% বৃদ্ধি হয় তেন্তে দ্রব্যবিধির চাহিদা কিমান শতাংশ হাস পাব ?
25. ধরা হ'ল এটা দ্রব্যের চাহিদার দর স্থিতিস্থাপকতা – 0.2, যদি দ্রব্যবিধির দর 10% বৃদ্ধি হয় তেন্তে দ্রব্যটোত কৰা ব্যয়ত কি প্ৰভাৱ পৰিব ?
26. ধরা হ'ল দ্রব্য এটাৰ দৰ 4% হাস পালে। তাৰ ফলত দ্রব্যটোত কৰা ব্যয় 2% বৃদ্ধি হ'ল। চাহিদার স্থিতিস্থাপকতা সম্পৰ্কত তুমি কি ক'বা ?

● ● ●

তৃতীয় অধ্যায়

উৎপাদন আৰু ব্যয় (Production and Costs)

ইয়াৰ আগৰ অধ্যায়ত আমি প্ৰাহকৰ আচৰণৰ বিষয়ে আলোচনা কৰিছো। এই অধ্যায় আৰু পৰৱৰ্তী অধ্যায়ত আমি উৎপাদকৰ আচৰণ নিৰীক্ষণ কৰিম। এজন উৎপাদকে বা এটা প্ৰতিষ্ঠানে (Firm) বিভিন্ন উপাদান যেনে শ্ৰম, যন্ত্ৰপাতি, ভূমি, কেঁচা সামগ্ৰী ইত্যাদি আহৰণ কৰে। উৎপাদকে এই উপাদানসমূহ একত্ৰিত কৰি উৎপাদন সম্ভৱ কৰি তোলে। ইয়াকে উৎপাদন প্ৰক্ৰিয়া বোলা হয়। উপাদানসমূহ আহৰণ কৰিবলৈ ধন ব্যয় কৰিবলগীয়া হয়। তাকেই উৎপাদন ব্যয় বোলা হয়। বস্তু উৎপন্ন হোৱাৰ পিছত ৰাজহ সংগ্ৰহ কৰাৰ উদ্দেশ্যে প্ৰতিষ্ঠানে উৎপন্নসমূহ বজাৰত বিক্ৰী কৰে। ব্যয় বাদ দিয়াৰ পিছত যিথিনি ৰাজহ সংগ্ৰহ হয় সেইখিনিয়েই প্ৰতিষ্ঠানৰ লাভ (Profit)। ধৰি লোৱা হ'ল যে এটা প্ৰতিষ্ঠানৰ উদ্দেশ্য হৈছে সৰ্বাধিক লাভ অৰ্জন কৰা। প্ৰতিষ্ঠানটোৱে কিমান পৰিমাণৰ উৎপন্ন (Output) কৰিলে সৰ্বাধিক লাভ অৰ্জন কৰিব পাৰিব সেইটো বস্তুৰ বজাৰ দৰ আৰু উৎপাদন ব্যয় লক্ষ্য কৰিহে সিদ্ধান্ত গ্ৰহণ কৰে।

এই অধ্যায়ত, এটা প্ৰতিষ্ঠানৰ উৎপাদন ফলন (Production function) ৰ বিভিন্ন দিশ অধ্যয়ন কৰিম। ইয়াত আমি উৎপন্ন (Output) আৰু উপাদান (Input) ৰ সম্বন্ধ, উৎপাদন প্ৰক্ৰিয়াত পৰিৱৰ্তনশীল উপাদান (Variable Input)ৰ অৱদান আৰু উৎপাদন ফলন (Production Function)ৰ বিভিন্ন বৈশিষ্ট্য আলোচনা কৰিম। ব্যয় ফলন (Cost function) আৰু ইয়াৰ ভিন্ন দিশো আলোচনা কৰা হ'ব। হুস্কালীন আৰু দীৰ্ঘকালীন ব্যয় ৰেখাৰ বৈশিষ্ট্যৰ বিষয়েও আমি শিকিম।

3.1. উৎপাদন ফলন (Production Function)

এটা প্রতিষ্ঠানে উৎপাদন করা উৎপন্ন (Output) আৰু তাৰ বাবে
ব্যৱহৃত উপাদানৰ মাজৰ সম্পর্কটোকে উৎপাদন ফলন
বোলা হয়। ই ব্যৱহৃত বিভিন্ন পৰিমাণৰ উপাদানৰ
দ্বাৰা উৎপাদন কৰিব পৰা সৰ্বাধিক পৰিমাণৰ উৎপন্ন
নিৰ্দেশ কৰে।



এজন জোতা উৎপাদনকাৰীৰ উদাহৰণ লোৱা
হওক। তেওঁ দুজন শ্ৰমিক শ্ৰমিক নম্বৰ 1 আৰু
শ্ৰমিক নম্বৰ 2, দুটা যন্ত্ৰ যন্ত্ৰ 1 আৰু যন্ত্ৰ 2 আৰু 10
কিলোগ্ৰাম কেঁচা সামগ্ৰী ব্যৱহাৰ কৰিছে। 1 নম্বৰ
শ্ৰমিকজনে 1 নম্বৰ যন্ত্ৰ আৰু 2 নম্বৰ শ্ৰমিকজনে 2 নম্বৰ
যন্ত্ৰ ভালৈকে চলাব পাৰে। যদি 1 নম্বৰ শ্ৰমিকজনে 1 নম্বৰ যন্ত্ৰ

আৰু 2 নম্বৰ শ্ৰমিকজনে 2 নম্বৰ যন্ত্ৰ 10 কিলোগ্ৰাম কেঁচা সামগ্ৰীৰ সৈতে ব্যৱহাৰ কৰে, তেতিয়া তেওঁলোকে
10 যোৰ জোতা তৈয়াৰ কৰিব পাৰে। যি কি নহওক, যদি 1 নম্বৰ শ্ৰকিমজনে 2 নম্বৰ যন্ত্ৰ আৰু 2 নম্বৰ
শ্ৰমিকজনে 1 নম্বৰ যন্ত্ৰ ব্যৱহাৰ কৰে যি তেওঁলোকে ভালৈকে চলাব নোৱাৰে, একেই 10 কিলোগ্ৰাম কেঁচা
সামগ্ৰীৰে তেওঁলোকে 8 যোৰ জোতাহে তৈয়াৰ কৰিব পাৰিব। সেয়েহে সুদক্ষতাৰে উপাদান ব্যৱহাৰ কৰিলে
10 যোৰ জোতা তৈয়াৰ কৰিব পৰা যায়। আনহাতে সুদক্ষতাৰ অভাৱত 8 যোৰ জোতাহে তৈয়াৰ কৰিব পৰা
যাব। উৎপাদন ফলনে উপাদানৰ কেৱল সুদক্ষ ব্যৱহাৰহে বিবেচনা কৰে। এই ফলনৰ মতে 1 নম্বৰ শ্ৰমিক, 2
নম্বৰ শ্ৰমিক, 1 নম্বৰ যন্ত্ৰ, 2 নম্বৰ যন্ত্ৰ আৰু 10 কিলোগ্ৰাম কেঁচা সামগ্ৰীৰ সমষ্টিয়ে 10 যোৰ জোতা তৈয়াৰ
কৰিব পাৰে, যিটো এই উপাদান জোটৰ সম্ভাব্য সৰ্বাধিক পৰিমাণৰ উৎপাদন।

এক নিৰ্দিষ্ট প্ৰযুক্তিৰ (Technology) বাবে এটা উৎপাদন ফলনৰ সংজ্ঞা নিৰ্দেশ কৰা হয়। বেলেগ
বেলেগ উপাদান জোট (Input Combination) ব্যৱহাৰ কৰি সৰ্বাধিক কি মাত্ৰাত উৎপন্ন সম্ভৱ সেইটো
প্ৰযুক্তিগত জ্ঞানেহে নিৰ্ধাৰণ কৰিব। প্ৰযুক্তিৰ উন্নতি হ'লে, বেলেগ বেলেগ উপাদান জোটৰ দ্বাৰা পাৰ পৰা
সৰ্বাধিক উৎপন্ন স্তৰ বৃদ্ধি পাৰ। তেতিয়া আমি এটা নতুন উৎপাদন ফলন পাম।

এটা উৎপাদন প্ৰক্ৰিয়াত ব্যৱহাৰ হোৱা উপাদানসমূহক উৎপাদনৰ উপাদান (Factors of Production)
বুলি কোৱা হয়। কোনো বস্তু উৎপাদন কৰিবলৈ এটা প্রতিষ্ঠানক যিকোনো পৰিমাণৰ বিভিন্ন উপাদান প্ৰয়োজন

হ'ব পাবে। যি কি নহওক, এতিয়া আমি এনে এটা প্রতিষ্ঠান লওঁ যিয়ে উৎপাদন কৰিবলৈ কেৱল দুটা উপাদান — উপাদান 1 আৰু 2 ব্যৱহাৰ কৰে। গতিকে উৎপাদন ফলনে এই দুটা উপাদানৰ ভিন্ন জেঁটুৰ দ্বাৰা সৰ্বাধিক কিমান উৎপাদন কৰিব পৰা যাব সেইটো আমাক জনাই দিয়ে। উৎপাদন ফলনটো আমি এইদৰে লিখিব পাৰো।

$$q = f(x_1, x_2) \dots \quad (3.1)$$

ইয়াৰ পৰা এইটো বুজা যায় যে 1 নম্বৰ উপাদানৰ x_1 পৰিমাণ আৰু 2 নম্বৰ উপাদানৰ x_2 পৰিমাণ ব্যৱহাৰ কৰি q পৰিমাণৰ সামগ্ৰী উৎপাদন কৰিব পৰা যায়।

তালিকা 3.1 উৎপাদন ফলন


| | | x_2 | | | | | | |
|--------|---|-------|----|----|----|----|----|----|
| উপাদান | | 0 | 1 | 2 | 3 | 4 | 5 | 6 |
| x_1 | 0 | 0 | 0 | 0 | 0 | 0 | 0 | 0 |
| | 1 | 0 | 1 | 3 | 7 | 10 | 12 | 13 |
| | 2 | 0 | 3 | 10 | 18 | 24 | 29 | 33 |
| | 3 | 0 | 7 | 18 | 30 | 40 | 46 | 50 |
| | 4 | 0 | 10 | 24 | 40 | 50 | 56 | 57 |
| | 5 | 0 | 12 | 29 | 46 | 56 | 58 | 59 |
| | 6 | 0 | 13 | 33 | 50 | 57 | 59 | 60 |

তালিকা 3.1 ত উৎপাদন ফলনৰ এটা সাংখ্যিক (Numerical) উদাহৰণ দিয়া হৈছে। বাওঁফলৰ স্তৰ্ণ (Column)ত 1 নম্বৰ উপাদানৰ পৰিমাণ দেখুওৱা হৈছে আৰু ওপৰৰ শাৰী (row)ত 2 নম্বৰ উপাদানৰ পৰিমাণ দেখুওৱা হৈছে। যিকোনো শাৰীৰ সোঁফাললৈ গতি কৰিলে 2 নম্বৰ উপাদান বৃদ্ধি পায় আৰু যিকোনো স্তৰ্ণৰ তললৈ গতি কৰিলে 1 নম্বৰ উপাদান বৃদ্ধি পায়। দুয়োটা উপাদানৰ ভিন্ন মানৰ বাবে তালিকাখনে তদনুৰূপ (Corresponding) উৎপাদনৰ পৰিমাণ দেখুৱাইছে। উদাহৰণ স্বৰূপে, 1 নম্বৰ উপাদানৰ 1 একক আৰু 2 নম্বৰ উপাদানৰ 1 একক ব্যৱহাৰ কৰি প্রতিষ্ঠানটোৱে 1 একক উৎপাদন কৰিব পাৰে, 1 নম্বৰ উপাদানৰ 2 একক আৰু 2 নম্বৰ উপাদানৰ 2 একক ব্যৱহাৰ কৰি ই 10 একক উৎপাদন কৰিব পাৰে; 1 নম্বৰ উপাদানৰ 3 একক আৰু 2 নম্বৰ উপাদানৰ 2 একক ব্যৱহাৰ কৰি 18 একক উৎপাদন কৰিব পাৰে ইত্যাদি।

সমউৎপাদন রেখা (Isoquant)

২ নং অধ্যায়ত আমি নিরপেক্ষ রেখা সমক্ষে শিকিছো। ইয়াত নিরপেক্ষ রেখা (Indifference Curve) ৰ সৈতে সাদৃশ্য থকা আন এক ধাৰণা সমউৎপাদন (Isoquant) ৰ পৰিচয় আগবঢ়াব বিচাৰিছো। উৎপাদন ফলনক প্ৰতিনিধিত্ব কৰা ই আন এক বিকল্প উপায় মাত্ৰ। ধৰা হ'ল এটা উৎপাদন ফলনৰ দুটা উপাদান ১ আৰু ২ আছে। সমউৎপাদন রেখা হ'ল দুটা উপাদানৰ সকলো জোটৰ সংহতি যিয়ে সমপৰিমাণৰ সৰ্বোচ্চ সম্ভাব্য উৎপন্ন স্তৰ দিয়ে। প্ৰত্যেক সমউৎপাদন রেখাই এক নিৰ্দিষ্ট পৰিমাণৰ উৎপন্ন স্তৰক প্ৰতিনিধিত্ব কৰে আৰু সেই রেখাডালক উৎপন্নৰ পৰিমাণেৰে চিহ্নিত কৰা হয়।

কাষৰ চিত্ৰত তিনিটা উৎপন্ন স্তৰৰ বাবে
 উপাদান সমতলত কৰে আৰু $q = q_1$, $q = q_2$ আৰু $q = q_3$ এই তিনিডাল সমউৎপাদন রেখা আছে। (x'_1, x''_1) আৰু (x''_1, x'''_1) এই দুই উপাদান জোটে আমাক একে পৰিমাণৰ উৎপন্ন q_1 দিয়ে। x'_1 ত ২ নম্বৰ উপাদান হিয়ে বাখি যাদি ১ নম্বৰ উপাদান x''_1 লৈ বৃদ্ধি কৰা হয়, তেতিয়া উৎপাদন বৃদ্ধি পাব আৰু আমি $q = q_2$ নিৰ্দেশ কৰা এডাল উচ্চতৰ (Higher) সমউৎপাদন রেখা পাম। যেতিয়া প্ৰাণ্তিক (Marginal) উৎপাদন যোগাত্মক হয়, এটা উপাদানৰ অধিক পৰিমাণ আৰু আনটো উপাদানৰ কম পৰিমাণ ব্যৱহাৰ কৰি সম পৰিমাণৰ দ্রব্য উৎপাদন কৰিব পৰা যায়। গতিকে, সমউৎপাদন রেখাসমূহ ঝণাত্মক ঢালযুক্ত (Negatively sloped) হয়।



আমাৰ উদাহৰণটোত উৎপাদনৰ বাবে দুয়োবিধ উপাদানেই আৱশ্যকীয়। যদি যিকোনো এবিধ উপাদান শূন্য হয়, উৎপাদন সম্ভৱ নহয়। দুয়োবিধ উপাদান যোগাত্মক হ'লে উৎপন্নও যোগাত্মক হ'ব। যিকোনো এবিধ উপাদানৰ পৰিমাণ বৃদ্ধি কৰিলে উৎপন্ন বৃদ্ধি পাব।

3.2. হুস্কাল আৰু দীৰ্ঘকাল

অধিকতৰ বিশ্লেষণ আৰম্ভ কৰাৰ আগতে দুটা গুৰুত্বপূৰ্ণ ধাৰণা - হুস্কাল আৰু দীৰ্ঘকালৰ বিষয়ে আলোচনা কৰিব লাগিব।

হুস্কালত এটা প্ৰতিষ্ঠানে সকলো উপাদান পৰিৱৰ্তন কৰিব নোৱাৰে। যিকোনো এটা উপাদান— 1 নম্বৰ উপাদান নাইবা 2 নম্বৰ উপাদান পৰিৱৰ্তন কৰিব পৰা নাযায় আৰু সেয়েহে, হুস্কালত ই স্থিৰ হৈ থাকে। উৎপন্নৰ পৰিমাণ সলনি কৰিবলৈ প্ৰতিষ্ঠানটোৱে কেৱল আনটো উপাদানহে পৰিৱৰ্তন কৰিব পাৰিব। যিটো উপাদান স্থিৰ অৱস্থাত থাকে তাক স্থিৰ উপাদান (Fixed input), আনহাতে যিটো উপাদান প্ৰতিষ্ঠানটোৱে পৰিৱৰ্তন কৰিব পাৰে তাক পৰিৱৰ্তনশীল উপাদান (Variable input) বোলা হয়।

তালিকা 3.1 ত দিয়া উদাহৰণটো ধৰা যাওক। ধৰি লোৱা হ'ল যে হুস্কালত 2 নম্বৰ উপাদানটো 5 এককৰ বাবে স্থিৰ অৱস্থাত আছে। তেতিয়া তদনুকূপ স্তৱ্যই প্ৰতিষ্ঠানটোৱে হুস্কালত 1 নম্বৰ উপাদানৰ বিভিন্ন পৰিমাণ ব্যৱহাৰ কৰি উৎপাদন কৰিব পৰা বিভিন্ন উৎপন্নৰ পৰিমাণ দেখুৱাব।

দীৰ্ঘকালত উৎপাদনৰ সকলো উপাদান পৰিৱৰ্তন কৰিব পৰা যায়। এটা প্ৰতিষ্ঠানে দীৰ্ঘকালত ভিন্ন পৰিমাণৰ দ্রব্য উৎপাদন কৰিবলৈ একে সময়তে দুয়োবিধ উপাদান পৰিৱৰ্তন কৰিব পাৰে। গতিকে দীৰ্ঘকালত কোনো ধৰণৰ স্থিৰ উপাদান নাথাকে। যিকোনো নিৰ্দিষ্ট উৎপাদন প্ৰক্ৰিয়াৰ বাবে, দীৰ্ঘকালে হুস্কালতকে দীঘলীয়া সময় বুজায়। বিভিন্ন উৎপাদন প্ৰক্ৰিয়াৰ বাবে দীৰ্ঘকাল বেলেগ বেলেগ হ'ব পাৰে। হুস্কাল আৰু দীৰ্ঘকালৰ সংজ্ঞা দিন, মাহ বা বছৰৰ হিচাপত প্ৰকাশ কৰা উচিত নহয়। গোটেইবোৰ উপাদান পৰিৱৰ্তন কৰিব পাৰি নে নোৱাৰি তাৰ ওপৰত ভিত্তি কৰিবে সাধাৰণতে হুস্কাল বা দীৰ্ঘকালৰ সংজ্ঞা আগবঢ়োৱা হয়।

3.3. মুঠ উৎপাদন, গড় উৎপাদন আৰু প্ৰাণ্তিক উৎপাদন

3.3.1. মুঠ উৎপাদন (Total Product)

ধৰা হ'ল আন সকলো উপাদান স্থিৰে বাখি আমি এটা মাত্ৰ উপাদান পৰিৱৰ্তন কৰো। তেতিয়া সেই উপাদানটোৱে নিয়োজিত বিভিন্ন পৰিমাণৰ বাবে আমি উৎপাদন ফলনৰ পৰা বেলেগ বেলেগ পৰিমাণৰ উৎপন্ন (Output) পাম। আন সকলো উপাদান স্থিৰে থকা অৱস্থাত, পৰিৱৰ্তনশীল উপাদান আৰু উৎপন্নৰ মাজৰ সম্পর্কটোকেই পৰিৱৰ্তনশীল উপাদানৰ মুঠ উৎপাদন আখ্যা দিয়া হয়।

আমাৰ উৎপাদন ফলনত ধৰা হওক যে \bar{x}_2 মানত 2 নম্বৰ উপাদান স্থিৰ হৈ থাকিব আৰু 1 নম্বৰ উপাদান

পরিৰ্বৰ্তন হ'ব। তেতিয়া x_1 ৰ প্ৰতিটো মানৰ বাবে নিৰ্দিষ্ট \bar{x}_2 ত q ৰ এটা মান পোৱা যাব। আমি তলত দিয়া ধৰণে ইয়াক লিখিব পাৰো—

$$q = f(x_1 : \bar{x}_2) \dots\dots\dots(3.2)$$

এইটো 1 নম্বৰ উপাদানৰ মুঠ উৎপাদন ফলন। আকৌ তালিকা 3.1 লৈ মন কৰা যাওক। ধৰা হ'ল 4 এককত 2 নম্বৰ উপাদানটো স্থিৰে আছে। এতিয়া 3.1 নম্বৰ তালিকাত 2 নম্বৰ উপাদানে 4 একক মান প্ৰহণ কৰা স্বত্ত্বটোলৈ মন কৰো। স্বত্ত্বটোৰ তললৈ গতি কৰিলে 1 নম্বৰ উপাদানৰ বিভিন্ন মানৰ বাবে আমি উৎপন্নৰ মানবোৰ পাওঁ। $x_2 = 4$ মানৰ বাবে এইখনেই হয় 1 নম্বৰ উপাদানৰ মুঠ উৎপাদনৰ অনুসূচী। $x_1 = 0$ হ'লে মুঠ উৎপাদন হ'ব 0, $x_1 = 1$ হ'লে মুঠ উৎপাদন হ'ব 10 একক $x_2 = 1$ হ'লে মুঠ উৎপাদন হ'ব 24 একক ইত্যাদি। ইয়াক কেতিয়াৰা পৰিৰ্বৰ্তনশীল উপাদানৰ মুঠ প্ৰতিদান (Total return) বা মুঠ বস্তুগত উৎপাদন (total physical product) বুলিও কোৱা হয়।

মুঠ উৎপাদনৰ সংজ্ঞা নিৰূপণ কৰাৰ পিছত গড় উৎপাদন (AP) আৰু প্ৰাণ্তিক উৎপাদন (MP)ৰ সংজ্ঞা দিয়াটো উপযোগী হ'ব। পৰিৰ্বৰ্তনশীল উপাদানৰ উৎপাদন প্ৰক্ৰিয়ালৈ অৰিহণা বৰ্ণনা কৰিবলৈ এই দুটা ধাৰণাৰ আৱশ্যক হয়।

3.3.2 গড় উৎপাদন (Average Product)

পৰিৰ্বৰ্তনশীল উপাদানৰ প্ৰতি এককৰ উৎপন্নক গড় উৎপাদন আখ্যা দিয়া হয়। ইয়াক তলত দিয়া ধৰণে নিৰ্ধাৰণ কৰা হয়

$$AP_1 = \frac{TP}{x_1} = \frac{f(x_1 : \bar{x}_2)}{x_1} \dots\dots\dots(3.3)$$

1 নম্বৰ উপাদানৰ গড় উৎপাদনৰ এটা উদাহৰণ 3.2 তালিকাত দিয়া হৈছে। তালিকা 3.1 ত $x_2 = 4$ মানৰ বাবে 1 নম্বৰ উপাদানৰ মুঠ উৎপাদন ইতিমধ্যে দেখুওৱা হৈছে। তালিকা 3.2 ত আমি মুঠ উৎপাদন অনুসূচী পুনৰ উপস্থাপন কৰিছো আৰু লগতে তদনুৰূপ গড় উৎপাদন আৰু প্ৰাণ্তিক উৎপাদনৰ মানো সন্ধিৱিষ্ট কৰা হৈছে। প্ৰথম স্বত্ত্বত 1 নম্বৰ উপাদানৰ পৰিমাণ দেখুওৱা হৈছে আৰু চতুৰ্থ স্বত্ত্বত তদনুৰূপ গড় উৎপাদনৰ মান দিয়া হৈছে। 1 নম্বৰ উপাদানৰ 1 এককৰ বাবে গড় উৎপাদন (AP_1) উৎপন্নৰ 10 একক, 2 এককৰ বাবে AP_1 ৰ মান উৎপন্নৰ 12 একক হ'ব ইত্যাদি।

3.3.3 প্রাণ্তিক উৎপাদন (Marginal Product)

ଆନ ସକଳୋ ଉପାଦାନ ହିସେ ଥକା ଅରସ୍ତାତ ଏଟା ଉପାଦାନର ଏକ ଏକକ ପରିବର୍ତ୍ତନର ଫଳତ ହୋଇବା ମୁଠୁ ଉତ୍ପାଦନର ପରିବର୍ତ୍ତନକ ସେଇ ଉପାଦାନଟୋର ପ୍ରାଣ୍ତିକ ଉତ୍ପାଦନ (Marginal Product) ବୁଲି କୋରା ହୁଏ । ଯେତିଆ ଏହା ନମ୍ବର ଉପାଦାନ ହିସେ ଥାକେ, 1 ନମ୍ବର ଉପାଦାନର ପ୍ରାଣ୍ତିକ ଉତ୍ପାଦନ (MP_1) ହେବୁ

$$MP_1 = \frac{\text{উৎপন্ন পরিবর্তন}}{\text{উপাদান পরিবর্তন}} \\ = \frac{\Delta q}{\Delta x_1} \dots \dots \dots (3.4)$$

য'ত Δ চলকৰ পৰিৰ্ব্বন বুজাবলৈ ব্যৱহাৰ কৰা হৈছে।

যদি উপাদানৰ পৰিৱৰ্তন বিচ্ছিন্ন (Discrete) এককত হয়, তেওঁৰা প্ৰাণ্তিক উৎপাদন তলত দিয়া ধৰণে নিৰ্ধাৰণ কৰিব পাৰি। ধৰি লোৱা হ'ল 2 নম্বৰ উপাদানটো স্থিৰ কৰা হৈছে $\overline{x_2}$ ত। 2 নম্বৰ উপাদানৰ $\overline{x_2}$ মানত, ধৰা যাওক মুঠ উৎপাদন ৰেখা অনুযায়ী 1 নম্বৰ উপাদানৰ x_1 এককে মুঠ উৎপাদনৰ 20 একক উৎপাদন কৰে আৰু 1 নম্বৰ উপাদানৰ $x_1 - 1$ এককে মুঠ উৎপাদনৰ 15 একক উৎপাদন কৰে। তেওঁৰা 1 নম্বৰ উপাদানৰ x_1 তম এককৰ প্ৰাণ্তিক উৎপাদন হ'ব—

$$\begin{aligned}
 MP_1 &= f(x_1 : \bar{x}_2) - f(x_1 - 1; \bar{x}_2) \dots \dots \dots \quad (3.5) \\
 &= (x_1 \text{ এককৰ মুঠ উৎপাদন}) - (x_1 - 1) \text{ এককৰ মুঠ উৎপাদন} \\
 &= \text{উৎপন্ন} (20 - 15) \text{ একক} \\
 &= \text{উৎপন্ন} 5 \text{ একক}
 \end{aligned}$$

যিহেতু উপাদান খণ্ডক হ'ব নোৱাৰে, উপাদানৰ শূন্য নিয়োগ স্তৰৰ বাবে প্ৰাণ্তিক উৎপাদনৰ সংজ্ঞা দিব নোৱাৰি (undefined)। প্ৰাণ্তিক উৎপাদন হ'ল মুঠ উৎপাদনৰ লগত হোৱা যোগ কাৰ্য (addition)। এটা উপাদানৰ যিকোনো পৰিমাণৰ নিয়োগ স্তৰৰ বাবে, সেই স্তৰলৈ প্ৰতি একক উপাদানৰ প্ৰাণ্তিক উৎপাদনৰ যোগফলে সেই উপাদানৰ মুঠ উৎপাদন দিব। সেয়েহে মুঠ উৎপাদন প্ৰাণ্তিক উৎপাদনসমহৰ যোগফল।

এটা উপাদানৰ যিকোনো স্তৰৰ নিয়োগৰ গড় উৎপাদন সেই স্তৰ পর্যন্ত সকলো প্রাণ্তিক উৎপাদনৰ গড় (average)। গড় আৰু প্রাণ্তিক উৎপাদনক পৰিৱৰ্তনশীল উপাদানৰ যথাক্রমে গড় আৰু প্রাণ্তিক প্রতিদান বলিও কোৱা হয়।

তালিকা 3.1 ত দেখুওৱা উদাহৰণত যদি আমি 2 নম্বৰ উপাদানক 4 এককত স্থিৰ কৰো, মুঠ উৎপাদন অনুসূচী (Schedule) পোৱা যাব। তেতিয়া মুঠ উৎপাদনৰ পৰা আমি 1 নম্বৰ উপাদানৰ গড় উৎপাদন আৰু প্ৰাণ্তিক উৎপাদন নিৰ্ধাৰণ কৰিব পাৰিম। তালিকা 3.2 ৰ তৃতীয় স্তৰত দেখুওৱা হৈছে যে 1 নম্বৰ উপাদানৰ শূন্য এককৰ বাবে MP_1 ৰ মান নিৰ্ণয় কৰিব নোৱাৰিব। $x_1 = 1$ হ'লে MP_1 মুঠ উৎপন্নৰ 10 একক $x_1 = 2$ হ'লে MP_1 মুঠ উৎপন্নৰ 14 একক ইত্যাদি।

তালিকা 3.2. মুঠ উৎপাদন, প্ৰাণ্তিক উৎপাদন আৰু গড় উৎপাদন

| উপাদান 1 | মুঠ উৎপাদন (TP) | MP_1 | AP_1 |
|----------|-----------------|--------|--------|
| 0 | 0 | — | — |
| 1 | 10 | 10 | 10 |
| 2 | 24 | 14 | 12 |
| 3 | 40 | 16 | 13.33 |
| 4 | 50 | 10 | 12.5 |
| 5 | 56 | 6 | 11.2 |
| 6 | 57 | 1 | 9.5 |

3.4. ক্ৰমহাসমান প্ৰাণ্তিক উৎপাদন বিধি আৰু পৰিৱৰ্তনশীল উৎপাদন বিধি

ক্ৰমহাসমান প্ৰাণ্তিক উৎপাদন বিধি (Law of diminishing) অনুসৰি আন সকলো উপাদান স্থিৰে থকা অৱস্থাত এটা উপাদানৰ ব্যৱহাৰ বা নিয়োগ বৃদ্ধি কৰি গৈ থাকিলে শেষত গৈ এটা বিন্দুত উপনীত হ'ব যাব পিছত উৎপন্নত হোৱা যোগ (অৰ্থাৎ উপাদানটোৰ প্ৰাণ্তিক উৎপাদন) কমিবলৈ আৰম্ভ কৰিব।

ক্ৰমহাসমান উৎপাদন বিধিৰ লগত সম্পর্ক থকা আন এটা ধাৰণা হৈছে পৰিৱৰ্তনশীল উৎপাদন বিধি (Law of variable proportions)। এই বিধি অনুসৰি এটা উপাদানৰ নিয়োগ বৃদ্ধিৰ লগে লগে আৰম্ভণিতে সেই উপাদানটোৰ প্ৰাণ্তিক উৎপাদন বৃদ্ধি পাৰিবলৈ ধৰে। কিন্তু নিয়োগৰ এটা বিশেষ স্তৰ পোৱাৰ পিছত ই হ্রাস পাৰিবলৈ ধৰে। ক্ৰমহাসমান উৎপাদন বিধি বা পৰিৱৰ্তনশীল উৎপাদন বিধিৰ কাৰণসমূহ তলত দিয়া হ'ল :


যেতিয়া আমি এটা উপাদান স্থিৰে ৰাখি আনটো উপাদান বৃদ্ধি কৰো তেতিয়া উপাদানৰ অনুপাতবোৰ (Factor Proportions) সলনি হয়। আৰম্ভণিতে, যেতিয়া পৰিৱৰ্তনশীল উপাদানৰ পৰিমাণ বৃদ্ধি কৰা হয়, উপাদানৰ অনুপাতবোৰ উৎপাদনৰ বাবে বেছি উপযোগী হ'বলৈ ধৰে আৰু প্ৰাণ্তিক উৎপাদন বৃদ্ধি পায়। কিন্তু নিয়োগৰ এটা নিৰ্দিষ্ট স্তৰৰ পিছত, উৎপাদন প্ৰক্ৰিয়াত যথেষ্টসংখ্যক পৰিৱৰ্তনশীল উপাদানৰ বাবে উপাদানৰ অনুপাতবোৰ উৎপাদনৰ বাবে কম উপযোগী হ'বলৈ ধৰে। এই স্তৰৰ পৰাই পৰিৱৰ্তনশীল উপাদানৰ প্ৰাণ্তিক উৎপাদন হ্রাস পাৰিবলৈ ধৰে।

তালিকা 3.2 লৈ আকৌ মন কৰা যাওক। 2 নম্বৰ উপাদান 4 এককত স্থিবে থকা অৱস্থাত, তালিকাখনে 1 নম্বৰ উপাদানৰ বিভিন্ন মানৰ বাবে মুঠ উৎপাদন, প্রাণ্তিক উৎপাদন (MP_1) আৰু গড় উৎপাদন (AP_1) দেখুৱাইছে। দেখা যায় যে 1 নম্বৰ উপাদানৰ 3 একক নিয়োগ স্বলৈ প্রাণ্তিক উৎপাদন বৃদ্ধি পায়। তাৰ পিছত ই হাস পাৰলৈ ধৰে।


৩.৫. মুঠ উৎপাদন ৰেখা, প্রাণ্তিক উৎপাদন ৰেখা আৰু গড় উৎপাদন ৰেখাৰ আকৃতি

আন সকলো উপাদান স্থিবে থকা অৱস্থাত এটা উপাদানৰ পৰিমাণ বৃদ্ধিয়ে সাধাৰণতে মুঠ উৎপাদন বৃদ্ধি কৰে। 1 নম্বৰ উপাদানৰ পৰিমাণ বৃদ্ধিৰ ফলত মুঠ উৎপাদন কিদৰে সলনি হয় তালিকা 3.2 ত দেখুওৱা হৈছে। উপাদান-উৎপন্ন সমতল (Input-output plane)ত মুঠ উৎপাদন ৰেখা এডাল যোগাত্মক ঢালযুক্ত ৰেখা। এটা নির্দিষ্ট প্রতিষ্ঠানৰ মুঠ উৎপাদন ৰেখা চিৰি নং 3.1 ত দেখুওৱা হৈছে। চিৰত অনুভূমিক অক্ষ (horizontal axis) ত 1 নম্বৰ উপাদান জোখা হৈছে আৰু উলম্ব অক্ষ (vertical axis ত উৎপন্ন জোখা হৈছে। 1 নম্বৰ উপাদানৰ x_1 এককৰ দ্বাৰা প্রতিষ্ঠানটোৱে অতি বেছি q_1 একক উৎপাদন কৰিব পাৰে।

পৰিৱৰ্তনশীল অনুপাত বিধি অনুসৰি, আৰম্ভণিতে এটা উপাদানৰ প্রাণ্তিক উৎপাদন বৃদ্ধি পায় আৰু এটা নির্দিষ্ট নিয়োগ স্বৰ পোৱাৰ পিছত ই হাস পাৰলৈ ধৰে। সেয়েহে উপাদান— উৎপন্ন সমতলত প্রাণ্তিক উৎপাদন ৰেখা (MP Curve) ডাল ওলোটা (Inverse) U আকৃতিৰ (U-shaped) হয়।



মুঠ উৎপাদন : এইডাল 1 নম্বৰ উপাদানৰ বাবে মুঠ উৎপাদন ৰেখা। আন সকলো উপাদান স্থিবে ৰাখিলে 1 নম্বৰ উপাদানৰ বিভিন্ন পৰিমাণৰ দ্বাৰা কিমান বিভিন্ন উৎপন্ন পাৰি দেখুওৱা হৈছে।



চিত্র ৩.২

গড় আৰু প্ৰাণ্তিক উৎপাদন : ১ নম্বৰ উপাদানৰ বাবে গড় আৰু প্ৰাণ্তিক উৎপাদন ৰেখা।

গড় উৎপাদন ৰেখাৰ আকৃতি কেনে হয় চোৱা যাওক। পৰিৱৰ্তনশীল উপাদানৰ প্ৰথম এককৰ বাবে প্ৰাণ্তিক উৎপাদন (MP) আৰু গড় উৎপাদন (AP) একে হয়। এতিয়া উপাদানৰ পৰিমাণ বৃদ্ধিৰ লগে লগে প্ৰাণ্তিক উৎপাদন (MP) বৃদ্ধি পায়। যিহেতু গড় উৎপাদন প্ৰাণ্তিক উৎপাদনৰ গড় (Average), গড় উৎপাদনো বৃদ্ধি পায়, কিন্তু বৃদ্ধিৰ হাৰ প্ৰাণ্তিক উৎপাদনতকৈ কম হয়। এটা নিৰ্দিষ্ট স্তৰৰ পিছত প্ৰাণ্তিক উৎপাদন হ্ৰাস পাবলৈ ধৰে। যি কি নহওক, যেতিয়ালৈকে প্ৰাণ্তিক উৎপাদন (MP) গড় উৎপাদনতকৈ (AP) বেছি হৈ থাকে, গড় উৎপাদন বৃদ্ধি পাই থাকিব। প্ৰাণ্তিক উৎপাদন যথেষ্ট পৰিমাণে হ্ৰাস পালে ইয়াৰ মান গড় উৎপাদন (AP) তকৈ হ্ৰাস পায় আৰু তেতিয়া গড় উৎপাদনো ক্ৰমাঘঢ়য়ে কমি যাবলৈ ধৰে। সেইবাবে গড় উৎপাদন ৰেখাও ওলোটা (Inverse) U আকৃতিৰ।

যেতিয়ালৈকে গড় উৎপাদন (AP) বৃদ্ধি হৈ থাকে, তেতিয়ালৈকে প্ৰাণ্তিক উৎপাদন (MP) গড় উৎপাদনতকৈ বেছি হ'বই লাগিব। নহ'লে গড় উৎপাদন বৃদ্ধি পাব নোৱাৰে। একেদৰে, যেতিয়া গড় উৎপাদন (AP) হ্ৰাস পায়, প্ৰাণ্তিক উৎপাদন (MP) গড় উৎপাদনতকৈ কম হ'বই লাগিব। গতিকে ইয়াৰ পৰা দেখা যায় যে প্ৰাণ্তিক উৎপাদন ৰেখাই গড় উৎপাদন ৰেখাক ওপৰৰ পৰা ইয়াৰ সৰ্বোচ্চ বিন্দুত ছেদ কৰে।

চিত্ৰ নং ৩.২ ত এটা নিৰ্দিষ্ট প্ৰতিষ্ঠানৰ গড় উৎপাদন (AP) আৰু প্ৰাণ্তিক উৎপাদন (MP) ৰেখাৰ আকৃতি দেখুওৱা হৈছে।

১ নম্বর উৎপাদনের গড় উৎপাদন x_1 বিন্দুত সর্বোচ্চ হয়। x_1 র বাওঁফালে গড় উৎপাদন বৃদ্ধি পাই থাকে আরু প্রাণ্তিক উৎপাদন গড় উৎপাদনটকে বেছি হয়। x_1 র সৌঁফালে গড় উৎপাদন হ্রাস পাই থাকে আরু প্রাণ্তিক উৎপাদন গড় উৎপাদনটকে কম হয়।

3.6. উৎপাদন মাত্রার প্রতিদান (Returns to Scale)

এই পর্যন্ত আমি আন সকলো উৎপাদন স্থিরে থকা অবস্থাত, এটা মাত্র উৎপাদন পরিবর্তনের ফলত উৎপাদন ফলন (Production Function)ৰ বিভিন্ন দৃষ্টিকোণ লক্ষ্য করিছো। এতিয়া সকলো উৎপাদন একেলগে পরিবর্তন হ'লে কি হয় তাক আমি লক্ষ্য করিম।

সমহার উৎপাদন প্রতিদান (Constant returns to scale or CRS) হ'ল উৎপাদন ফলনের এটা বৈশিষ্ট্য য'ত সকলো উৎপাদন সমানুপাতিকভাবে (Proportional) বৃদ্ধি পোরাব ফলত উৎপাদন বৃদ্ধিৰ পৰিমাণে একেই অনুপাতত হয়।

ক্রমবর্ধমান উৎপাদন প্রতিদান (Increasing Returns to Scale or IRS) হ'ল যেতিয়া সকলো উৎপাদন সমানুপাতিকভাবে বৃদ্ধি পোরাব ফলত উৎপাদন বৃদ্ধিৰ পৰিমাণ সেই অনুপাততকে বেছি হাবত হয়। ক্রমহ্রাসমান উৎপাদন প্রতিদান (Decreasing Returns of Scale or DRS) হ'ল যেতিয়া সকলো উৎপাদন সমানুপাতিকভাবে বৃদ্ধি পোরাব ফলত উৎপাদন বৃদ্ধিৰ পৰিমাণ সেই অনুপাততকে কম হাবত হয়।

উদাহৰণ স্বৰূপে, ধৰা যাওক যে এটা উৎপাদন প্রক্রিয়াত সকলো উৎপাদন দুগুণ (double) কৰা হ'ল। ইয়াৰ ফলত যদি উৎপন্ন দুগুণ হয় তেতিয়া উৎপাদন ফলনে সমহার উৎপাদন প্রতিদান (CRS) বুজাব। যদি উৎপন্ন দুগুণতকে কম হয় তেতিয়া ক্রমহ্রাসমান উৎপাদন (DRS) বুজাব আৰু উৎপন্ন দুগুণতকে বেছি হ'লে ক্রমবর্ধমান উৎপাদন প্রতিদান (IRS) বুজাব।

উৎপাদন মাত্রার প্রতিদান (Returns of Scale)

এটা উৎপাদন ফলন ধৰি লোৱা হ'ল $q = f(x_1, x_2)$

য'ত প্রতিষ্ঠানটোৱে 1 নম্বৰ উৎপাদনৰ x_1 পৰিমাণ আৰু 2 নম্বৰ উৎপাদনৰ x_2 পৰিমাণ ব্যৱহাৰ কৰি q পৰিমাণৰ উৎপন্ন কৰিছে। এতিয়া ধৰা হ'ল যে প্রতিষ্ঠানটোৱে দুয়োবিধ উৎপাদনৰ নিয়োগৰ পৰিমাণ $t(t > 1)$ গুণ বৃদ্ধি কৰিব বিচাৰিছে। গাণিতিকভাবে, আমি ক'ব পাৰো যে উৎপাদন ফলনটোৱে সমহার উৎপাদন প্রতিদান (CRS) বুজাব যদিহে,

$$f(tx_1, tx_2) = t f(x_1, x_2) \text{ হয়।}$$

অর্থাৎ নতুন উৎপন্নের পরিমাণ $f(tx_1, tx_2)$ পূর্বৰ উৎপন্ন $f(x_1, x_2)$ ৰ নির্ভুলভাবে t - গুণ হয়।
সেই একেদৰে, উৎপাদন ফলনটোৱে ক্ৰমবৰ্ধমান উৎপাদন প্ৰতিদান (IRS) বুজাৰ যদিহে।
 $f(tx_1, tx_2) > t.f(x_1, x_2)$ হয়।
ই ক্ৰমহাসমান উৎপাদন প্ৰতিদান (DRS) বুজাৰ যদিহে,
 $f(tx_1, tx_2) < t.f(x_1, x_2)$ হয়।

3.7. ব্যয় (Costs)

এটা প্ৰতিষ্ঠানে বস্তু উৎপাদন কৰিবলৈ উপাদান নিয়োগ কৰিবলগীয়া হয়। কিন্তু এটা নিৰ্দিষ্ট পৰিমাণৰ উৎপন্ন স্বৰ বিভিন্ন উপায়েৰে উৎপাদন কৰিব পৰা যায়। এটাতকৈ বেছি উপাদান জোঁটৰ দ্বাৰা প্ৰতিষ্ঠান এটাই কাৰ্য উৎপন্ন স্বৰ উৎপাদন কৰিব পাৰে। তালিকা 3.1 ত আমি দেখা পাৰ্ণ যে উৎপন্নৰ 50 একক তিনিটা বিভিন্ন উপাদানৰ জোঁটোৱে উৎপাদন কৰিব পৰা যায় – $(x_1 = 6, x_2 = 3)$, $(x_1 = 4, x_2 = 4)$ আৰু $(x_1 = 3, x_2 = 6)$ । পৰশ্ব হয় প্ৰতিষ্ঠানটোৱে কোনটো উপাদানৰ জোঁট নিৰ্বাচন কৰিব? উপাদানৰ দাম দিয়া থাকিলো, যিটো উপাদান জোঁটত আটাইতকৈ কম ব্যয় হ'ব সেইটোৱেই প্ৰতিষ্ঠানটোৱে নিৰ্বাচন কৰিব। সেয়েহে প্ৰতিটো উৎপন্ন স্বৰতে, প্ৰতিষ্ঠানটোৱে ন্যূনতম ব্যয়সম্পন্ন উপাদান জোঁট (Least cost input combination) টোহে নিৰ্ধাৰণ কৰিব। এই উৎপন্ন ব্যয়ৰ (Output-cost) সম্পর্কটোৱেই হৈছে প্ৰতিষ্ঠানটোৱে ব্যয় ফলন (Cost function)।

কব ড'গলাছ (Cobb-Douglas) উৎপাদন ফলন

ধৰা হ'ল $q = x_1^\alpha x_2^\beta$ এটা উৎপাদন ফলন য'ত α আৰু β ধৰ্জক। প্ৰতিষ্ঠানটোৱে 1 নম্বৰ উপাদানৰ x_1 পৰিমাণ আৰু 2 নম্বৰ উপাদানৰ x_2 পৰিমাণ ব্যৱহাৰ কৰি q পৰিমাণ উৎপন্ন কৰিছে। এই ফলনটোক কব-ড'গলাছ (Cobb-Douglas) উৎপাদন ফলন বোলা হয়। ধৰি লোৱা হওঁক যে $x_1 = \bar{x}_1$ আৰু $x_2 = \bar{x}_2$ ব্যৱহাৰ কৰি আমি q_0 একক উৎপন্ন পাৰ্ণ।

$$\text{অর্থাৎ, } q_0 = \bar{x}_1^{-\alpha} \bar{x}_2^{-\beta}$$

আমি যদি দুয়োটা উপাদান t ($t > 1$) গুণ বৃদ্ধি কৰো, তেতিয়া নতুন উৎপন্ন হ'ব

$$q_1 = \left(\bar{tx}_1\right)^\alpha \left(\bar{tx}_2\right)^\beta$$

$$= t^{\alpha+\beta} x_1^{-\alpha} x_2^{-\beta}$$

যেতিয়া $\alpha + \beta = 1$ হয়, তেতিয়া $q_1 = tq_0$ পাও। অর্থাৎ, উৎপন্ন t গুণ বৃদ্ধি পাব। গতিকে উৎপাদন ফলনটোরে সমহাবৰ উৎপাদন প্রতিদান (CRS) বুজাব। একেদৰে, যেতিয়া $\alpha + \beta > 1$ তেতিয়া উৎপাদন ফলনটোরে ক্রমবৰ্ধমান উৎপন্ন প্রতিদান (IRS) আৰু $\alpha + \beta < 1$ হ'লে, ক্রমত্বাসমান উৎপাদন প্রতিদান (DRS) বুজাব।

3.7.1 হস্তকালীন উৎপাদন ব্যয় (Short Run Costs)

ইয়াৰ আগতে আমি হস্তকাল আৰু দীৰ্ঘকালৰ বিষয়ে আলোচনা কৰিছো। হস্তকালত কিছুমান উৎপাদনৰ উপাদান পৰিৱৰ্তন কৰিব নোৱাৰি আৰু সেয়েহে সেইবোৰ স্থিৰ অৱস্থাত থাকে। এই স্থিৰ উপাদানবোৰ ব্যৱহাৰ কৰাৰ বাবে প্রতিষ্ঠানটোৱে যি ব্যয় বহন কৰিবলগীয়া হয় তাকেই মুঠ স্থিৰ ব্যয় (TFC) বোলা হয়। প্রতিষ্ঠানটোৱে যি পৰিমাণৰে উৎপন্ন উৎপাদন নকৰক, এই ব্যয় প্রতিষ্ঠানটোৱে বাবে স্থিৰ হৈ থাকে। প্রতিষ্ঠানটোৱে হস্তকালত আৱশ্যকীয় যিকোনো পৰিমাণ উৎপাদন কৰিবলৈ কেৱল পৰিৱৰ্তনশীল উপাদানহে নিয়ন্ত্ৰিত কৰিব পাৰে। সেইবাবে প্রতিষ্ঠানটোৱে এই পৰিৱৰ্তনশীল উপাদানবোৰ ব্যৱহাৰ কৰিবলৈ যি ব্যয় বহন কৰে তাক মুঠ পৰিৱৰ্তনশীল ব্যয় (TVC) বোলা হয়। স্থিৰ আৰু পৰিৱৰ্তনশীল ব্যয় যোগ কৰিলে প্রতিষ্ঠানটোৱে মুঠ ব্যয় আমি পাও

$$TC = TVC + TFC \dots\dots\dots (3.6)$$

উৎপন্নৰ পৰিমাণ বৃদ্ধি কৰিবলৈ প্রতিষ্ঠানটোৱে বেছি পৰিমাণৰ পৰিৱৰ্তনশীল উপাদান নিয়োগ কৰিবলগীয়া হয়। ফলস্বৰূপে মুঠ পৰিৱৰ্তনশীল ব্যয় আৰু মুঠ ব্যয় বৃদ্ধি পায়। গতিকে, উৎপাদন বৃদ্ধিৰ লগে লগে, মুঠ পৰিৱৰ্তনশীল ব্যয় আৰু মুঠ ব্যয় বৃদ্ধি পায়।

তালিকা 3.3 ত এক নিৰ্দিষ্ট প্রতিষ্ঠানৰ ব্যয় ফলনৰ উদাহৰণ দিয়া হৈছে। প্ৰথম স্তৰটোৱে উৎপন্নৰ বিভিন্ন স্তৰবোৰ দেখুৱাইছে। সকলো পৰিমাণৰ উৎপন্নৰ বাবে মুঠ স্থিৰ ব্যয় (TFC) 20 টকা। উৎপন্ন বৃদ্ধিৰ লগে লগে মুঠ পৰিৱৰ্তনশীল ব্যয় (TVC) বৃদ্ধি পায়। উৎপন্ন যেতিয়া শূন্য (0), TVC শূন্য (0)। এক একক উৎপন্নৰ বাবে TVC 10 টকা; 2 একক উৎপন্নৰ বাবে TVC 18 টকা ইত্যাদি। চতুৰ্থ স্তৰৰ মুঠ ব্যয় (TC) দ্বিতীয় স্তৰ (TFC) আৰু তৃতীয় স্তৰ (TVC) ৰ তদনুৰূপ মানৰ যোগফল। উৎপন্নৰ পৰিমাণ যেতিয়া শূন্য হয়, তেতিয়া মুঠ ব্যয় (TC) মুঠ স্থিৰ ব্যয় (TFC)ৰ সমান হয়। অর্থাৎ 20 টকা। এক একক উৎপন্নৰ বাবে মুঠ ব্যয় (TC) 30 টকা; 2 একক উৎপন্নৰ বাবে মুঠ ব্যয় (TC) 38 টকা ইত্যাদি।

এটা প্রতিষ্ঠানৰ প্রতি একক উৎপন্নৰ বিপৰীতে হোৱা ব্যয়ক হুস্কালীন গড় উৎপাদন ব্যয় (short run average cost) আখ্যা দিয়া হয়। আমি ইয়াক এইদৰে নির্ধাৰণ কৰো

$$SAC = \frac{TC}{q} \quad \dots\dots\dots (3.7)$$

$$\text{অর্থাৎ হুস্কালীন গড় উৎপাদন ব্যয়} = \frac{\text{মুঠ ব্যয়}}{\text{উৎপন্ন}} = \frac{TC}{q}$$

তালিকা 3.3 ত চতুর্থ স্তৰৰ মানসমূহক তদনুৰূপ প্ৰথম স্তৰৰ মানেৰে হৰণ কৰিলে SAC স্তৰটো পাম। শূন্য উৎপন্নৰ বাবে হুস্কালীন গড় উৎপাদন ব্যয় (SAC) নিৰূপণ কৰিব নোৱাৰিব। প্ৰথম এককৰ বাবে SAC হ'ব 30 টকা; 2 একক উৎপন্নৰ বাবে SAC 19 টকা ইত্যাদি। সেইদৰে, প্রতি একক উৎপন্নৰ বাবে হোৱা মুঠ পৰিৱৰ্তনশীল ব্যয় (TVC)ক গড় পৰিৱৰ্তনশীল ব্যয় (AVC) বোলা হয়। আমি ইয়াক এইদৰে নির্ধাৰণ কৰো

$$AVC = \frac{TVC}{q} \quad \dots\dots\dots (3.8)$$

$$\text{অর্থাৎ, গড় পৰিৱৰ্তনশীল ব্যয়} = \frac{\text{মুঠ পৰিৱৰ্তনশীল ব্যয়}}{\text{উৎপন্ন}}$$

গড় স্থিৰ ব্যয় (AFC) হ'ব

$$AFC = \frac{TFC}{q} = \frac{\text{মুঠ স্থিৰ ব্যয়}}{\text{উৎপন্ন}} \quad \dots\dots\dots (3.9)$$

$$\text{গতিকে, } SAC = AVC + AFC \quad \dots\dots\dots (3.10)$$

তালিকা 3.3 ত দ্বিতীয় স্তৰৰ মানসমূহক তদনুৰূপ প্ৰথম স্তৰৰ মানেৰে হৰণ কৰিলে আমি গড় স্থিৰ ব্যয় (AFC) স্তৰটো পাম। একেদৰে, তৃতীয় স্তৰৰ মানসমূহক তদনুৰূপ প্ৰথম স্তৰৰ মানেৰে হৰণ কৰিলে আমি গড় পৰিৱৰ্তনশীল ব্যয় (AVC) স্তৰটো পাম। শূন্য উৎপন্নৰ বাবে AFC আৰু AVC দুয়োটাই নিৰূপণ কৰিব নোৱাৰিব। উৎপন্নৰ প্ৰথম এককৰ বাবে AFC 20 টকা আৰু AVC 10 টকা হ'ব। দুয়োটা যোগ কৰিলে আমি SAC 30 টকা পাম।

উৎপন্নৰ প্রতি এককৰ পৰিৱৰ্তনৰ বাবে হোৱা মুঠ ব্যয়ৰ পৰিৱৰ্তনক হুস্কালীন প্ৰাণ্তিক ব্যয় (short run marginal cost or SMC) বোলা হয়।

$$SMC = \frac{\text{মুঠ ব্যয়ৰ পৰিৱৰ্তন}}{\text{মুঠ উৎপন্নৰ পৰিৱৰ্তন}} = \frac{\Delta TC}{\Delta q} \quad \dots\dots\dots (3.11)$$

য'ত চলকৰ পৰিৱৰ্তনক Δ চিহ্নৰ দ্বাৰা বুজোৱা হৈছে। যদি উৎপন্নৰ পৰিৱৰ্তন বিচ্ছিন্ন এককত হয়, প্রাণ্তিক ব্যয় তলত দিয়া ধৰণে বুজাৰ পাৰি। ধৰি লোৱা হ'ল q_1 আৰু ($q_1 - 1$) একক উৎপন্নৰ খৰচ বা ব্যয় ক্ৰমে 20 টকা আৰু 15 টকা। তেতিয়া প্ৰতিষ্ঠানটোৱ q_1 -তম এককৰ প্রাণ্তিক ব্যয় হ'ব—

$$\text{প্রাণ্তিক ব্যয় (MC)} = q_1 \text{ উৎপাদনৰ মুঠ ব্যয়} - (q_1 - 1) \text{ উৎপাদনৰ মুঠ ব্যয়} \dots (3, 12)$$

$$= 20 \text{ টকা} - 15 \text{ টকা} = 5 \text{ টকা}$$

শূন্য উৎপন্নৰ বাবে প্রাণ্তিক ব্যয়ো প্রাণ্তিক উৎপাদনৰ দৰেই নিৰূপণ কৰিব নোৱাৰিঃ। মন কৰিবলগীয়া যে, ত্ৰুতিকালত স্থিৰ ব্যয় পৰিৱৰ্তন কৰিব নোৱাৰিঃ। উৎপন্ন পৰিৱৰ্তনৰ বাবে হোৱা মুঠ ব্যয়ৰ পৰিৱৰ্তন সম্পূৰ্ণভাৱে মুঠ পৰিৱৰ্তনশীল ব্যয় সলনি হোৱাৰ বাবেহে হয়।

তালিকা 3.3 : ব্যয়ৰ বিভিন্ন ধাৰণা (Various Concepts of Costs)


| উৎপন্ন এককত | TFC (টকাত) | TVC (টকাত) | TC (টকাত) | AFC (টকাত) | AVC (টকাত) | SAC (টকাত) | SMC (টকাত) |
|----------------|---------------|---------------|--------------|---------------|---------------|---------------|---------------|
| 0 | 20 | 0 | 20 | — | — | — | — |
| 1 | 20 | 10 | 30 | 20 | 10 | 30 | 10 |
| 2 | 20 | 18 | 38 | 10 | 9 | 19 | 8 |
| 3 | 20 | 24 | 44 | 6.67 | 8 | 14.67 | 6 |
| 4 | 20 | 29 | 49 | 5 | 7.25 | 12.25 | 5 |
| 5 | 20 | 33 | 53 | 4 | 6.6 | 10.6 | 4 |
| 6 | 20 | 39 | 59 | 3.33 | 6.5 | 9.83 | 6 |
| 7 | 20 | 47 | 57 | 2.86 | 6.7 | 9.57 | 8 |
| 8 | 20 | 60 | 80 | 2.5 | 7.5 | 10 | 13 |
| 9 | 20 | 75 | 95 | 2.2 | 8.33 | 10.55 | 15 |
| 10 | 20 | 95 | 115 | 2 | 9.5 | 11.5 | 20 |

সেয়েহে ত্ৰুতিকালত, কোনো উৎপন্নৰ এক অতিৰিক্ত একক বৃদ্ধিৰ বাবে মুঠ পৰিৱৰ্তনশীল ব্যয় (TVC) ৰ বৃদ্ধিক প্রাণ্তিক ব্যয় (MC) বোলা হয়। যিকোনো পৰিমাণৰ উৎপন্নৰ বাবে এক নিৰ্দিষ্ট স্তৰৰ মুঠ পৰিৱৰ্তনশীল ব্যয় সেই স্তৰলৈ হোৱা প্রাণ্তিক ব্যয়ৰ যোগফল। তালিকা 3.3-ত দিয়া উদাহৰণটোৱ পৰা ইয়াক পৰীক্ষা কৰি চাব পৰা যায়। গতিকে, কোনো এক পৰিমাণৰ উৎপন্নৰ গড় পৰিৱৰ্তনশীল ব্যয় সেই পৰিমাণলৈ হোৱা প্রাণ্তিক ব্যয়ৰ গড় (Average)। তালিকা 3.3ত আমি প্ৰত্যক্ষ কৰিছো যে শূন্য উৎপন্নৰ বাবে ত্ৰুতিকালীন প্রাণ্তিক ব্যয় (SMC) নিৰূপণ কৰিব নোৱাৰিঃ (Undefined)। উৎপন্নৰ প্ৰথম এককৰ বাবে SMC 10 টকা, দ্বিতীয় এককৰ বাবে 8 টকা ইত্যাদি।

হৃষ্কালীন ব্যয় রেখার আকার (Shapes of the Short Run Cost Curves) :

উৎপন্ন-ব্যয় সমতলত (Output-cost plane) হৃষ্কালীন ব্যয় রেখার আকৃতি কেনে হয় চোরা যাওক।


আমি আগতে আলোচনা করিছো যে প্রতিষ্ঠান এটাই উৎপন্ন বৃদ্ধি করিব লাগিলে পরিবর্তনশীল উপাদান (Variable inputs) রেছি ব্যরহার করিব লাগিব। ইয়াৰ ফলত মুঠ পরিবর্তনশীল ব্যয় বৃদ্ধি পাব আৰু সেয়েহে মুঠ ব্যয়ো বৃদ্ধি পাব। গতিকে উৎপন্ন বৃদ্ধিৰ লগে লগে, মুঠ পরিবর্তনশীল ব্যয় আৰু মুঠ ব্যয় বৃদ্ধি হয়। যি কি নহওক, মুঠ স্থিৰ ব্যয় উৎপন্নৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ নকৰে (Independent) আৰু সকলো পৰিমাণৰ উৎপন্নৰ বাবে স্থিৰ হৈ থাকে। 3.3 নম্বৰ চিত্ৰত এটা নিৰ্দিষ্ট প্রতিষ্ঠানৰ মুঠ স্থিৰ ব্যয়, মুঠ পরিবর্তনশীল ব্যয় আৰু মুঠ ব্যয় রেখা দেখুওৱা হৈছে। মুঠ স্থিৰ ব্যয় (TFC) ধৰক যিয়ে C_1 মান লৈছে আৰু উৎপন্ন সলনি হ'লৈ ই সলনি নহয়। গতিকে ই এডাল অনুভূমিক সৰল রেখা (Horizontal Straight Line) যিয়ে ব্যয় অক্ষ (Cost axis)ক C_1 বিন্দুত ছেদ কৰিছে। q_1 উৎপন্নৰ বাবে মুঠ পরিবর্তনশীল ব্যয় (TVC) C_2 আৰু মুঠ ব্যয় (TC) C_3 ।



বিভিন্ন ব্যয় : ওপৰৰ রেখাবোৰ এটা প্রতিষ্ঠানৰ মুঠ স্থিৰ ব্যয় (TFC), মুঠ পরিবর্তনশীল ব্যয় (TVC) আৰু মুঠ ব্যয় (TC) রেখা। মুঠ ব্যয়, মুঠ স্থিৰ ব্যয় আৰু মুঠ পরিবর্তনশীল ব্যয়ৰ উলম্ব যোগফল।

গড় স্থিৰ ব্যয় (AFC) মুঠ স্থিৰ ব্যয় (TFC) আৰু উৎপন্ন (q) ৰ অনুপাত। গতিকে, q বৃদ্ধি হ'লৈ AFC হ্রাস পায়। উৎপন্ন যেতিয়া প্রায় শূন্যৰ সমান হয়, তেতিয়া AFC যথেষ্ট বেছি হয় আৰু উৎপন্ন যেতিয়া

অসীমলৈ গতি করে, তেতিয়া AFC শূন্যলৈ গতি করে। দ্বাচলতে AFC রেখাডাল আয়তীয় পৰাবৃত্ত (Rectangular Hyperbola)। q পৰিমাণৰ উৎপন্ন আৰু তদনুৰূপ গড় স্থিৰ ব্যয় (AFC) পূৰণ কৰিলে আমি সদায় এটা ধৰক পাম যাক কোৱা হয় মুঠ স্থিৰ ব্যয় (TFC)।



গড় স্থিৰ ব্যয় : গড় স্থিৰ ব্যয় রেখাডাল এটা আয়তীয় পৰাবৃত্ত (Rectangular hyperbola)। আয়তক্ষেত্ৰত $OFCq_1$ বৰ কালি (area) ব দ্বাৰা মুঠ স্থিৰ ব্যয় বুজোৱা হৈছে।


3.4 নম্বৰ চিত্ৰত এক নিৰ্দিষ্ট প্ৰতিষ্ঠানৰ গড় স্থিৰ ব্যয় বেখাৰ আকাৰ দেখুওৱা হৈছে। উৎপন্নৰ পৰিমাণ অনুভূমিক অক্ষত জোখা হৈছে আৰু গড় স্থিৰ ব্যয় (AFC) উলম্ব অক্ষত জোখা হৈছে। q_1 পৰিমাণৰ উৎপন্নৰ বাবে F বিন্দুত আমি তদনুৰূপ গড় স্থিৰ ব্যয় পাম। মুঠ স্থিৰ ব্যয় তলত দিয়া ধৰণে নিৰ্ধাৰণ কৰা হয়

$$\begin{aligned} \text{মুঠ স্থিৰ ব্যয় (TFC)} &= \text{গড় স্থিৰ ব্যয় (AFC)} \times \text{পৰিমাণ} \\ &= OF \times Oq_1 \\ &= OFCq_1 \text{ আয়তক্ষেত্ৰ কালি} \end{aligned}$$

আমি গড় স্থিৰ ব্যয় (AFC) মুঠ স্থিৰ ব্যয় (TFC) ব পৰা নিৰূপণ কৰিব পাৰো। চিত্ৰ নং 3.5 ত উলম্ব অক্ষক F বিন্দুত ছেদ কৰা অনুভূমিক সৰল রেখাডালেই TFC বেখা। q_0 বিন্দুত TFC বেখাৰ অনুৰূপ বিন্দুটো হৈছে A । ধৰি লোৱা হ'ল $\angle AOq_0 = \theta$ । q_0 বিন্দুত গড় স্থিৰ ব্যয় (AFC) হ'ব।

$$AFC = \frac{\text{মুঠ স্থিৰ ব্যয় (TFC)}}{\text{উৎপাদনৰ পৰিমাণ}}$$


$$= \frac{Aq_0}{Oq_0} = \tan \theta$$



মুঠ স্থির ব্যয় রেখা : $\angle AOq_0$ কোণৰ ঢালে (slope) q_0) বিন্দুত গড় স্থির ব্যয় দিয়ে।

এতিয়া হস্তকালীন প্রাণ্তিক ব্যয় (SMC) রেখাডাল চোৱা যাওক। এক অতিৰিক্ত একক উৎপাদন কৰিবলৈ প্রতিষ্ঠান এটাই বহন কৰিবলগীয়া অতিৰিক্ত ব্যয়ক প্রাণ্তিক ব্যয় (Marginal Cost) বোলা হয়। পৰিৱৰ্তনশীল অনুপাত বিধি (Law of variable Proportions) অনুসৰি, আৰম্ভণিতে নিয়োগ বৃদ্ধিৰ লগে লগে এটা উপাদানৰ প্রাণ্তিক উৎপাদন বৃদ্ধি পায় আৰু এটা নিশ্চিত বিন্দু বা স্তৰ পোৱাৰ পিছত ই হ্রাস পাবলৈ ধৰে। অৰ্থাৎ আৰম্ভণিতে প্রতিটো পৰৱৰ্তী একক উৎপাদন কৰিবলৈ উপাদানটোৱ প্ৰয়োজনীয়তা ক্ৰমে কমি যায় আৰু এটা নিশ্চিত স্তৰ পোৱাৰ পিছত এই প্ৰয়োজনীয়তা বৃদ্ধি পাবলৈ ধৰে। ইয়াৰ ফলত উপাদানৰ দাম দিয়া থাকিলে আৰম্ভণিতে হস্তকালীন প্রাণ্তিক ব্যয় (SMC) হ্রাস পায় আৰু এক নিৰ্দিষ্ট স্তৰৰ পিছত ই বৃদ্ধি পায়। সেয়েহে SMC রেখাডাল U আকৃতিৰ। উৎপন্নৰ পৰিমাণ শূন্য হ'লে SMC নিৰ্বপণ কৰিব নোৱাৰিঃ। উৎপন্ন যেতিয়া বিচ্ছিন্ন হয়, এক বিশেষ স্তৰলৈ মুঠ পৰিৱৰ্তনশীল ব্যয় (TVC) সেই স্তৰ পৰ্যন্ত হোৱা প্রাণ্তিক ব্যয়ৰ যোগফল। উৎপন্ন যেতিয়া সম্পূৰ্ণৰূপে বিভাজ্য (Perfectly Divisible) হয়, উৎপন্নৰ এক বিশেষ স্তৰলৈ মুঠ পৰিৱৰ্তনশীল ব্যয় (TVC) হস্তকালীন প্রাণ্তিক ব্যয় (SMC) রেখাৰ তলত থকা অঞ্চল বা পৰিসৰৰ দ্বাৰা দেখুওৱা হয়।

এতিয়া গড় পরিবর্তনশীল ব্যয় (AVC) রেখার আকৃতি কেনেকুৱা? দেখা যায় যে উৎপন্ন প্রথম এককৰ বাবে SMC আৰু AVC একে সমান হয়। গতিকে SMC আৰু AVC রেখা দুড়াল একে বিন্দুৰ পৰাই আৰস্তণি হয়। তাৰ পিছত, উৎপন্ন বৃদ্ধিৰ লগে লগে SMC হ্রাস পায়। গড় পরিবর্তনশীল ব্যয় (AVC) প্রাণ্তিক ব্যয়ৰ গড় হোৱা বাবে AVC ও হ্রাস পাৰ, কিন্তু হ্রাসৰ পৰিমাণ হুস্কালীন প্রাণ্তিক ব্যয় (SMC) তকৈ কম হ'ব। এটা স্তৰৰ পিছত SMC বৃদ্ধি পাৰলৈ ধৰে। যি কি নহওক, যেতিয়ালৈকে SMC ৰ মান AVC ৰ চলিত (Prevailing) মানতকৈ কম হয় তেতিয়ালৈকে AVC হ্রাস পাৰলৈ ধৰে। সেয়েহে AVC রেখাডাল U আকৃতিৰ হয়।



গড় পৰিবৰ্তন ব্যয় রেখা : q_0 বিন্দুত $OVBq_0$ আয়তক্ষেত্ৰৰ কালি (area) য়ে মুঠ পৰিবৰ্তনশীল ব্যয় বুজায়।

যেতিয়ালৈকে AVC হ্রাস পাই গৈ থাকে হুস্কালীন প্রাণ্তিক ব্যয় (SMC) গড় পৰিবৰ্তনশীল ব্যয় (AVC) তকৈ কম হ'বই লাগিব আৰু যেতিয়া AVC বৃদ্ধি পাৰলৈ ধৰে, হুস্কালীন প্রাণ্তিক ব্যয় (SMC) গড় পৰিবৰ্তনশীল ব্যয় (AVC) তকৈ বেছি হ'বই লাগিব। গতিকে SMC রেখাডালে তলৰ ফালৰ পৰা AVC রেখাৰ নিম্নতম বিন্দুত ছেদ কৰে।

চিত্ৰ নং 3.6ত অনুভূমিক অক্ষত উৎপন্ন জোখা হৈছে আৰু উলম্ব অক্ষত AVC জোখা হৈছে। q_0 উৎপন্নত AVCৰ পৰিমাণ হ'ব OV । q_0 বিন্দুত মুঠ পৰিবৰ্তনশীল ব্যয় (TVC) হ'ল—

$$TVC = AVC \times উৎপাদনৰ পৰিমাণ$$

$$= OV \times Oq_0$$


$$= OVBq_0 \text{ আয়তক্ষেত্ৰৰ কালি}$$

চিত্ৰ নং 3.7 ত অনুভূমিক অক্ষত উৎপন্ন আৰু উলম্ব অক্ষত মুঠ পৰিবৰ্তনশীল ব্যয় (TVC) জোখা হৈছে।

q_0 পরিমাণ উৎপন্ন মুঠ পরির্তনশীল ব্যয় OV । ধৰা হ'ল $\angle EOq_0$ কোণৰ মান μ । এতিয়া q_0 বিন্দুত গড় পরির্তনশীল ব্যয় হ'ব—

$$\text{গড় পরির্তনশীল ব্যয় (AVC)} = \frac{\text{মুঠ পরির্তনশীল ব্যয় (TVC)}}{\text{উৎপন্ন (Output)}}$$


$$= \frac{Eq_0}{Oq_0} = \tan \beta$$



মুঠ স্থিৰ ব্যয় বেখা : $\angle AOq_0$ কোণৰ তালে (slope) q_0) বিন্দুত গড় স্থিৰ ব্যয় দিয়ে।

এতিয়া হৃস্ফুলীন গড় ব্যয় (SAC) চোৱা যাওক। আৰম্ভণিতে উৎপন্ন বৃদ্ধিৰ লগে লগে গড় পরির্তনশীল ব্যয় (AVC) আৰু গড় স্থিৰ ব্যয় (AFC) দুয়োটাই হ্রাস পায়। গতিকে, আৰম্ভণিতে হৃস্ফুলীন গড় ব্যয় (SAC) হ্রাস পাবলৈ ধৰে। উৎপন্নৰ এক বিশেষ স্তৰৰ পিছত AVC বৃদ্ধি পাবলৈ ধৰে। এতিয়া AVC আৰু AFC বিপৰীতমুখে গতি কৰিবলৈ ধৰে। ইয়াত আৰম্ভণিতে হ্রাস পাবলৈ ধৰা AFC বৃদ্ধি পাবলৈ ধৰা AVC তকে বেছি হয় আৰু SAC হ্রাস পায়েই থাকে। কিন্তু এক বিশেষ স্তৰৰ পিছত বৃদ্ধি পাবলৈ ধৰা AVC হ্রাস পাবলৈ ধৰা AFC তকে বেছি হয়। এই বিন্দু বা স্তৰৰ পৰাই SAC বৃদ্ধি পাবলৈ ধৰে। SAC বেখাড়াল সেয়েহে U আকৃতিৰ হয়।

ই গড় পরির্তনশীল ব্যয় (AVC) বেখাৰ ওপৰৰ ফালে হয়, য'ত উলম্ব (Vertical) পার্থক্যৰ মান গড় পরির্তনশীল ব্যয় (AFC) ৰ সমান হয়। SAC বেখাৰ নিম্নতম বিন্দুটো AVC বেখাৰ নিম্নতম বিন্দুৰ সোঁফালে হয়।



হুস্কালীন ব্যয় : হুস্কালীন প্রাণ্তিক ব্যয়, গড় পরির্তনশীল ব্যয় আৰু গড় ব্যয় ৰেখা।

গড় পরির্তনশীল ব্যয় (AVC) আৰু হুস্কালীন প্রাণ্তিক ব্যয় (SMC) ৰ দৰে ইয়াতো যেতিয়ালৈকে SAC হাস পাই থাকে, হুস্কালীন প্রাণ্তিক ব্যয় (SMC) হুস্কালীন গড় ব্যয় (SAC) তকে কম হয় আৰু যেতিয়া হুস্কালীন গড় ব্যয় বৃদ্ধি পাবলৈ ধৰে, হুস্কালীন প্রাণ্তিক ব্যয় হুস্কালীন গড় ব্যয়তকৈ বেছি হয়। SMC ৰেখাই তলৰ ফালৰ পৰা SAC ৰেখাক ইয়াৰ নিম্নতম বিন্দুত ছেদ কৰে। চিত্ৰ নং 3.8 ত এটা প্রতিষ্ঠানৰ হুস্কালীন প্রাণ্তিক ব্যয়, গড় পরির্তনশীল ব্যয় আৰু হুস্কালীন গড় ব্যয় ৰেখাৰ আকাৰ দেখুওৱা হৈছে। q_1 একক উৎপন্নত অন্তৰ্ভুক্ত হয়। q_1 ৰ বাওঁফালে AVC হাস পাবলৈ ধৰে আৰু AVC তকে SMC কম হয়। q_1 ৰ সোঁফালে AVC বৃদ্ধি পাবলৈ ধৰে আৰু AVC তকে SMC বেছি হয়। SMC ৰেখাই AVC ৰেখাক 'p' বিন্দুত ছেদ কৰে যিটো AVC ৰেখাৰ নিম্নতম হয়। SAC ৰেখাৰ নিম্নতম বিন্দু 'S' যিটো q_2 একক উৎপন্নত অন্তৰ্ভুক্ত হয়। এই বিন্দুটো SMC আৰু SAC ৰেখাৰ মাজৰ ছেদ বিন্দু। q_2 ৰ বাওঁফালে SAC হাস পাবলৈ ধৰে আৰু হুস্কালীন প্রাণ্তিক ব্যয় (SMC) হুস্কালীন গড় ব্যয় (SAC) তকে কম হয়। q_2 ৰ সোঁফালে SAC বৃদ্ধি পাবলৈ ধৰে আৰু হুস্কালীন প্রাণ্তিক ব্যয় (SMC) হুস্কালীন গড় ব্যয় (SAC) তকে বেছি হয়।

3.7.2. দীৰ্ঘকালীন ব্যয় :

দীৰ্ঘকালত সকলোৰোৰ উপাদান পরির্তনশীল হয়। গতিকে, মুঠ ব্যয় আৰু মুঠ পরির্তনশীল ব্যয় দীৰ্ঘকালত একেই হয় (Coincide)। দীৰ্ঘকালীন গড় ব্যয় (LRAC) প্রতি একক উৎপন্নৰ বিপৰীতে হোৱা ব্যয়।

$$LRAC = \frac{\text{মুঠ ব্যয় (TC)}}{\text{উৎপন্ন (q)}} \dots\dots\dots (3.13)$$

উৎপন্নের প্রতি এককৰ পরিবৰ্তনৰ বাবে মুঠ ব্যয়ৰ যি পরিবৰ্তন হয় তাকেই দীর্ঘকালীন প্রাণ্তিক ব্যয় (LRMC) বোলা হয়। উৎপন্নের পরিবৰ্তন যেতিয়া বিচ্ছিন্ন এককত হয়, তেতিয়া উৎপাদনৰ পরিবৰ্তন যদি $q_1 - 1$ ৰ পৰা q_1 এককলৈ হয়, q_1 তম এককৰ বাবে প্রাণ্তিক ব্যয় হ'ব—


$$\text{দীর্ঘকালীন প্রাণ্তিক ব্যয় (LRMC)} = q_1 \text{ তম এককৰ মুঠ ব্যয়} - (q_1 - 1) \text{ তম এককৰ মুঠ ব্যয়} \quad (3.14)$$

হৃষ্টকালৰ দৰে দীর্ঘকালত কোনো এক উৎপন্ন শুৰুৰ মুঠ ব্যয় সেই শুৰুলৈ হোৱা প্রাণ্তিক ব্যয়ৰ মোগফলৰ সমান হয়।

দীর্ঘকালীন ব্যয় বেখাবোৰৰ আকৃতি :

আমি আগতে উৎপাদন মাত্ৰাৰ প্ৰতিদান (Returns to Scale) বিষয়ে আলোচনা কৰিছো। এতিয়া দীর্ঘকালীন গড় ব্যয় (LRAC) বেখাৰ আকাৰৰ ওপৰত ই কি প্ৰভাৱ পেলাব চোৱা যাওক।

ক্ৰমবৰ্ধমান উৎপাদন প্ৰতিদানে (IRS) বুজাই যে সকলো উপাদান যদি এক নিৰ্দিষ্ট অনুপাতত বৃদ্ধি কৰা হয়, তেতিয়া উৎপন্ন সেই অনুপাততকৈ বেছি পৰিমাণে বৃদ্ধি হয়। আন কথাত, উৎপন্ন কোনো এক নিৰ্দিষ্ট



দীর্ঘকালীন ব্যয় : দীর্ঘকালীন প্রাণ্তিক ব্যয় আৰু গড় ব্যয় বেখা।

অনুপাতত বৃদ্ধি করিবলৈ হ'লে, উপাদান তাতকৈ কম অনুপাতত বৃদ্ধি কৰাটো আৱশ্যকীয়। উপাদানৰ দাম দিয়া থাকিলে, ব্যয়ো কম অনুপাতত বৃদ্ধি পাৰ। উদাহৰণস্বৰূপে, ধৰা হ'ল আমি উৎপন্ন দুগুণ কৰিবলৈ বিচাৰিছো। এইটো কৰিবলৈ উপাদানসমূহ দুগুণতকৈ কম মাত্ৰাত বৃদ্ধি কৰাটো প্ৰয়োজন। গতিকে প্ৰতিষ্ঠানটোৱে উপাদানবোৰ কামত লগাবলৈ যিমানখিনি ব্যয় বহন কৰিবলগীয়া হ'ব সেইথিনিও দুগুণতকৈ কম মাত্ৰাত বৃদ্ধি কৰিব লাগিব। এই ক্ষেত্ৰত গড় ব্যয় কি হ'ব? ঘটনাটো এনেকুৱাই হ'ব যে, যেতিয়ালৈকে ক্ৰমবৰ্ধমান উৎপাদন প্ৰতিদান (IRS) কাৰ্য্যকৰী হয়, তেতিয়ালৈকে প্ৰতিষ্ঠানটোৱে উৎপন্ন বৃদ্ধি কৰিলে গড় ব্যয় কৰিব।

ক্ৰমহাসমান উৎপাদন প্ৰতিদান বিধিয়ে (DRS) বুজায় যে আমি যদি কোনো এক নিৰ্দিষ্ট অনুপাতত উৎপন্ন বৃদ্ধি কৰিব বিচাৰো, উপাদান তাতকৈ বেছি অনুপাতত বৃদ্ধি কৰিব লাগিব। ইয়াৰ ফলত ব্যয়ো এই অনুপাতকৈ বেছি মাত্ৰাত বৃদ্ধি পাৰ। সেয়েহে, যেতিয়ালৈকে ক্ৰমহাসমান উৎপাদন প্ৰতিদান (DRS) কাৰ্য্যকৰী হয়, তেতিয়ালৈকে প্ৰতিষ্ঠানটোৱে উৎপন্ন বৃদ্ধি কৰিলে গড় ব্যয়ো বাঢ়িব।

সমহাৰৰ উৎপাদন প্ৰতিদানে (CRS) বুজাই যে উপাদানৰ সমানুপাতিক (Proportional) বৃদ্ধিয়ে উৎপন্ন সমানুপাতিকভাৱে বৃদ্ধি কৰে। সেয়ে যেতিয়ালৈকে সমহাৰৰ উৎপাদন প্ৰতিদান (CRS) কাৰ্য্যকৰী হৈ থাকে তেতিয়ালৈকে গড় ব্যয় স্থিৰ হৈ থাকে।

যুক্তিৰে কোৱা হয় যে এটা নিৰ্দিষ্ট প্ৰতিষ্ঠানত ক্ৰমবৰ্ধমান উৎপাদন প্ৰতিদান (IRS) উৎপন্নৰ প্ৰাৰম্ভিক অৱস্থাত লক্ষ্য কৰা হয়। ইয়াৰ পিছত সমহাৰৰ উৎপাদন প্ৰতিদান (CRS) আৰু ক্ৰমহাসমান উৎপাদন প্ৰতিদান (DRS) দেখা যায়। সেই কাৰণে দীৰ্ঘকালীন গড় ব্যয় (LRAC) ৰেখা U আকৃতিৰ হয়। ইয়াৰ নিম্নমুখী ঢালটো ক্ৰমবৰ্ধমান উৎপাদন প্ৰতিদান (IRS) ৰ তদনুৰূপ হয় আৰু উৰ্ধমুখী ঢালটো ক্ৰমহাসমান উৎপাদন প্ৰতিদান (DRS)ৰ তদনুৰূপ হয়। দীৰ্ঘকালীন গড় ব্যয় ৰেখাৰ (LRAC) নিম্নতম বিন্দুত সমহাৰৰ উৎপাদন প্ৰতিদান (CRS) লক্ষ্য কৰা যায়।

দীৰ্ঘকালীন প্ৰাণ্তিক ব্যয় (LRMC) ৰেখাডাল কেনেকুৱা দেখা যায় চোৱা যাওক। উৎপন্নৰ প্ৰথম এককৰ বাবে দীৰ্ঘকালীন প্ৰাণ্তিক ব্যয় আৰু দীৰ্ঘকালীন গড় ব্যয় দুয়োটাই একে হয়। ইয়াৰ পিছত যেতিয়া উৎপন্ন বৃদ্ধি হয়, আৰস্তগিতে LRAC হ্রাস পায় আৰু এটা নিৰ্দিষ্ট বিন্দু পোৱাৰ পিছত ই বৃদ্ধি পাৰলৈ ধৰে। যেতিয়া গড় ব্যয় বৃদ্ধি পাৰলৈ ধৰে, প্ৰাণ্তিক ব্যয় গড় ব্যয়তকৈ বেছি হ'বই লাগিব। সেয়েহে দীৰ্ঘকালীন প্ৰাণ্তিক ব্যয় (LRMC) ৰেখাডাল U আকৃতিৰ হয়। ই দীৰ্ঘকালীন গড় ব্যয় (LRAC) ৰেখাক তলৰ ফালৰ পৰা ইয়াৰ নিম্নতম বিন্দুত ছেদ কৰে। এক নিৰ্দিষ্ট প্ৰতিষ্ঠানৰ দীৰ্ঘকালীন প্ৰাণ্তিক ব্যয় আৰু দীৰ্ঘকালীন গড় ব্যয় ৰেখাৰ আকাৰ চিত্ৰ নং 3.9 ত দেখুওৱা হৈছে।

q_1 পরিমাণৰ উৎপন্নত দীর্ঘকালীন গড় ব্যয় (LRAC) ৰেখাই নিম্নতম বিন্দুত উপনীত হয়। q_1 ৰ বাওঁফালে LRAC ৰেখা নিম্নমুখী হৈ আহে আৰু দীর্ঘকালীন প্রাণ্তিক ব্যয় (LRMC) দীর্ঘকালীন গড় ব্যয় (LRAC) তকে কম হয়। q_1 ৰ সোঁফালে LRAC ৰেখা উৰ্ধমুখী হয় আৰু দীর্ঘকালীন প্রাণ্তিক ব্যয় (LRMC) দীর্ঘকালীন গড় ব্যয় (LRAC) তকে বেছি হয়।

সাৰাংশ (Summary)

- উৎপাদন ফলনে উপাদানৰ বিভিন্ন জেঁটুৰ পৰা উৎপাদন কৰিব পৰা উৎপন্ন সৰ্বাধিক পৰিমাণ বুজায়।
- হুস্কালত কিছুমান উপাদান পৰিৱৰ্তন কৰিব নোৱাৰিব। দীর্ঘকালত সকলো উপাদান পৰিৱৰ্তন কৰিব পাৰি।
- মুঠ উৎপাদন এটা পৰিৱৰ্তনশীল উপাদান আৰু উৎপাদনৰ মাজৰ সম্পর্ক, যেতিয়া আন সকলো উপাদান স্থিৰ অৱস্থাত ৰখা হয়।
- এটা উপাদানৰ কোনো এক স্তৰলৈ হোৱা নিয়োগৰ বাবে, সেই স্তৰলৈ হোৱা উপাদানৰ প্ৰতি এককৰ প্রাণ্তিক উৎপাদনৰ যোগফলে মুঠ উৎপাদন দিয়ে।
- প্রাণ্তিক উৎপাদন ৰেখা আৰু গড় উৎপাদন ৰেখা দুয়োবিধেই ওলোটা U আকৃতিৰ।
- গড় উৎপাদন ৰেখাৰ সৰ্বোচ্চ বিন্দুত প্রাণ্তিক উৎপাদন ৰেখাই ওপৰৰ ফালৰ পৰা ছেদ কৰে।
- প্ৰতিষ্ঠান এটাই দ্রব্য উৎপাদন কৰিবলৈ ন্যূনতম ব্যয়সম্পন্ন উপাদান জেঁট নিৰ্বাচন কৰে।
- মুঠ ব্যয় মুঠ পৰিৱৰ্তনশীল ব্যয় আৰু মুঠ স্থিৰ ব্যয়ৰ যোগফল।
- গড় ব্যয় গড় পৰিৱৰ্তনশীল ব্যয় আৰু গড় স্থিৰ ব্যয়ৰ যোগফল।
- গড় স্থিৰ ব্যয় ৰেখা নিম্নমুখী বা নিম্ন ঢালযুক্ত।
- হুস্কালীন প্রাণ্তিক ব্যয় ৰেখা, গড় পৰিৱৰ্তনশীল ব্যয় ৰেখা আৰু হুস্কালীন গড় ব্যয় ৰেখা আটাইবোৰ U আকৃতিৰ।
- গড় পৰিৱৰ্তনশীল ব্যয় ৰেখাৰ নিম্নতম বিন্দুত হুস্কালীন প্রাণ্তিক ব্যয় ৰেখাই তলৰ ফালৰ পৰা ছেদ কৰে।
- হুস্কালীন গড় ব্যয় ৰেখাৰ নিম্নতম বিন্দুত হুস্কালীন প্রাণ্তিক ব্যয় ৰেখাই তলৰ ফালৰ পৰা ছেদ কৰে।
- হুস্কালত কোনো এক পৰিমাণৰ উৎপন্নৰ বাবে, সেই পৰিমাণলৈ বা স্তৰলৈ হোৱা প্রাণ্তিক ব্যয়ৰ যোগফলে মুঠ পৰিৱৰ্তনশীল ব্যয় দিয়ে। কোনো এক উৎপন্ন স্তৰলৈ হোৱা হুস্কালীন প্রাণ্তিক ব্যয় ৰেখাৰ তলৰ অঞ্চলে সেই স্তৰলৈ হোৱা মুঠ পৰিৱৰ্তনশীল ব্যয় দিয়ে।
- দীর্ঘকালীন প্রাণ্তিক ব্যয় ৰেখাই তলৰ ফালৰ পৰা দীর্ঘকালীন গড় ব্যয় ৰেখাৰ নিম্নতম বিন্দুত ছেদ কৰে।

মূল ধারণাসমূহ (Key Concepts)

| | |
|------------------------------------|---|
| উৎপাদন ফলন | হুস্কাল |
| দীর্ঘকাল | মুঠ উৎপাদন |
| প্রাণ্তিক উৎপাদন | গড় উৎপাদন |
| ক্রমত্বাসমান প্রাণ্তিক উৎপাদন বিধি | পরিবর্তনশীল অনুপাত বিধি |
| ব্যয় ফলন | উৎপাদন মাত্রার প্রতিদান প্রাণ্তিক ব্যয়, গড় ব্যয় |

অনুশীলনী (Exercises)

1. উৎপাদন ফলনৰ ধাৰণাটো ব্যাখ্যা কৰা।
2. এটা উপাদানৰ মুঠ উৎপাদন কি?
3. এটা উপাদানৰ গড় উৎপাদন কি?
4. এটা উপাদানৰ প্রাণ্তিক উৎপাদন কি?
5. এটা উপাদানৰ মুঠ উৎপাদন আৰু প্রাণ্তিক উৎপাদনৰ মাজৰ সম্পর্ক ব্যাখ্যা কৰা।
6. হুস্কাল আৰু দীর্ঘকাল এই ধাৰণা দুটা ব্যাখ্যা কৰা।
7. ক্রমত্বাসমান প্রাণ্তিক উৎপাদন বিধি কি?
8. পরিবর্তনশীল অনুপাত বিধি কি?
9. এটা উৎপাদন ফলনে কেতিয়া সমহাৰৰ উৎপাদন প্রতিদান মানি চলে?
10. এটা উৎপাদন ফলনে কেতিয়া ক্রমবৰ্ধমান উৎপাদন প্রতিদান মানি চলে?
11. এটা উৎপাদন ফলনে কেতিয়া ক্রমত্বাসমান উৎপাদন প্রতিদান মানি চলে?
12. ব্যয় ফলনৰ ধাৰণাটো চমুকে ব্যাখ্যা কৰা।
13. এটা প্রতিষ্ঠানৰ মুঠ স্থিৰ ব্যয়, মুঠ পরিবর্তনশীল ব্যয় আৰু মুঠ ব্যয় কি? এইকেইটাৰ সম্পর্ক কি?
14. এটা প্রতিষ্ঠানৰ গড় স্থিৰ ব্যয়, গড় পরিবর্তনশীল ব্যয় আৰু গড় ব্যয় কি? এইকেইটাৰ সম্পর্ক কি?
15. দীর্ঘকালত কিছুমান স্থিৰ ব্যয় থাকিব পাৰেনে? যদি নোৱাৰে কিয়?
16. গড় স্থিৰ ব্যয় ৰেখাডালৰ আকৃতি কেনেকুৰা? ইয়াৰ আকৃতি তেনেধৰণৰ কিয়?
17. হুস্কালীন প্রাণ্তিক ব্যয় ৰেখা, গড় পরিবর্তনশীল ব্যয় ৰেখা আৰু হুস্কালীন গড় ব্যয় ৰেখাৰ আকৃতি কেনেকুৰা?
18. গড় পরিবর্তনশীল ব্যয় ৰেখাৰ নিম্নতম বিন্দুত হুস্কালীন প্রাণ্তিক ব্যয় ৰেখাট কিয় ছেদ কৰে?

19. হস্তকালীন প্রাণ্তিক ব্যয় বেখাই হস্তকালীন গড় ব্যয় বেখাৰ কোন বিন্দুত ছেদ কৰে?
20. হস্তকালীন প্রাণ্তিক ব্যয় বেখাডাল কিয় U আকৃতিৰ?
21. দীর্ঘকালীন প্রাণ্তিক ব্যয় বেখা আৰু দীর্ঘকালীন গড় ব্যয় বেখাৰ আকৃতি কেনেকুৰা?
22. কাষত দিয়া তালিকাখনত শ্রমিকৰ মুঠ উৎপাদন অনুসূচী দিয়া হৈছে।
শ্রমিকৰ তদনুৰূপ গড় উৎপাদন আৰু প্রাণ্তিক উৎপাদন অনুসূচী
নিৰ্ধাৰণ কৰা।

| L | TP_L |
|----------|-----------------------|
| 0 | 0 |
| 1 | 15 |
| 2 | 35 |
| 3 | 50 |
| 4 | 40 |
| 5 | 48 |

23. কাষত দিয়া তালিকাখনত শ্রমিকৰ গড় উৎপাদন অনুসূচী দিয়া হৈছে।
মুঠ উৎপাদন আৰু প্রাণ্তিক উৎপাদন অনুসূচী নিৰ্ধাৰণ কৰা। দিয়া হৈছে
যে শ্রমিকৰ শূন্য নিয়োগ স্তৰত মুঠ উৎপাদন শূন্য হয়।

| L | AP_L |
|----------|-----------------------|
| 1 | 2 |
| 2 | 3 |
| 3 | 4 |
| 4 | 4.25 |
| 5 | 4 |
| 6 | 3.5 |

24. কাষত দিয়া তালিকাখনত শ্রমিকৰ প্রাণ্তিক উৎপাদন অনুসূচী দিয়া
হৈছে। ইয়াত দিয়া আছে যে শ্রমিকৰ শূন্য নিয়োগ স্তৰত মুঠ উৎপাদন
শূন্য হয়। শ্রমিকৰ মুঠ আৰু গড় উৎপাদন অনুসূচী নিৰ্ধাৰণ কৰা।

| L | MP_L |
|----------|-----------------------|
| 1 | 3 |
| 2 | 5 |
| 3 | 7 |
| 4 | 5 |
| 5 | 3 |
| 6 | 1 |

25. কাষত দিয়া তালিকাখনত এটা প্রতিষ্ঠানৰ মুঠ ব্যয় অনুসূচী দিয়া হৈছে। এই প্রতিষ্ঠানটোৱ মুঠ স্থিৰ ব্যয় অনুসূচী কি হ'ব? প্রতিষ্ঠানটোৱ TVC, AFC, AVC, SAC আৰু SMC অনুসূচীসমূহ নিৰ্ধাৰণ কৰা।

| <i>Q</i> | <i>TC</i> |
|-----------------|------------------|
| 0 | 10 |
| 1 | 30 |
| 2 | 45 |
| 3 | 55 |
| 4 | 70 |
| 5 | 90 |
| 6 | 120 |

26. কাষত দিয়া তালিকাখনত এটা প্রতিষ্ঠানৰ মুঠ ব্যয় অনুসূচী দিয়া হৈছে। এইটোও দিয়া হৈছে যে 4 একক উৎপাদনৰ গড় স্থিৰ ব্যয় 5 টকা। প্রতিষ্ঠানটোৱ তদনুৰূপ উৎপাদিত উৎপন্নৰ মানৰ বাবে TVC, TFC, AVC, AFC, SAC আৰু SMC অনুসূচীসমূহ নিৰ্ধাৰণ কৰা।

| <i>Q</i> | <i>TC</i> |
|-----------------|------------------|
| 1 | 50 |
| 2 | 65 |
| 3 | 75 |
| 4 | 95 |
| 5 | 130 |
| 6 | 185 |

27. কাষত দিয়া তালিকাখনত এটা প্রতিষ্ঠানৰ তুষ্কালীন প্রাণ্তিক ব্যয় অনুসূচী দিয়া হৈছে। প্রতিষ্ঠানটোৱ মুঠ স্থিৰ ব্যয় 100 টকা। TVC, TC, AVC আৰু SAC অনুসূচীসমূহ নিৰ্ধাৰণ কৰা।

| <i>Q</i> | <i>TC</i> |
|-----------------|------------------|
| 0 | – |
| 1 | 500 |
| 2 | 300 |
| 3 | 200 |
| 4 | 300 |
| 5 | 500 |
| 6 | 800 |

28. ধৰি লোৱা হ'ল এটা প্রতিষ্ঠানৰ উৎপাদন ফলন

$$Q = 5L^{1/2}K^{1/2}$$

100 একক শ্ৰমিক (L) আৰু 100 একক মূলধন (K) প্ৰয়োগ কৰি প্রতিষ্ঠানটোৱে সম্ভাৱ্য সৰ্বাধিক কিমান উৎপাদন কৰিব পাৰিব নিৰ্ণয় কৰা।

29. ধৰি লোৱা হ'ল এটা প্রতিষ্ঠানৰ উৎপাদন ফলন $Q = 2L^2K^2$

5 একক শ্ৰমিক (L) আৰু 2 একক মূলধন (K) প্ৰয়োগ কৰি প্রতিষ্ঠানটোৱে সম্ভাৱ্য সৰ্বাধিক কিমান উৎপাদন কৰিব পাৰিব নিৰ্ণয় কৰা। শূন্য একক শ্ৰমিক (L) আৰু 10 একক মূলধন (K) প্ৰয়োগ কৰি প্রতিষ্ঠানটোৱে সম্ভাৱ্য সৰ্বাধিক কিমান উৎপাদন কৰিব পাৰিব নিৰ্ণয় কৰা?

30. শূন্য একক শ্ৰমিক (L) আৰু 10 একক মূলধন (K) প্ৰয়োগ কৰি এটা প্রতিষ্ঠানে সম্ভাৱ্য সৰ্বাধিক কিমান উৎপাদন কৰিব পাৰিব নিৰ্ণয় কৰা। যেতিয়া ইয়াৰ উৎপাদন ফলন দিয়া হয়

$$Q = 5L + 2K.$$

● ● ●

চতুর্থ অধ্যায়

পূর্ণ প্রতিযোগিতামূলক বজারৰ ব্যৱসায় প্রতিষ্ঠানৰ তত্ত্ব

আগৰ অধ্যায়টোত আমি ব্যৱসায় প্রতিষ্ঠানৰ উৎপাদন ফলন আৰু ব্যয় ৰেখা সম্পর্কীয় ধাৰণাসমূহ আলোচনা কৰিলো। এই অধ্যায়টোত এটা বেলেগ দিশৰ ওপৰত আলোকপাত কৰা হ'ব। আমি প্ৰশ্ন কৰিব পাৰো এটা ব্যৱসায় প্রতিষ্ঠানে কিমান উৎপাদন কৰিব, সেই বিষয়ে কিদৰে সিদ্ধান্ত ল'ব? এই প্ৰশ্নটোৱ উত্তৰ ইমান সহজ আৰু অবিতৰ্কিত নহয়। ইয়াৰ উত্তৰ দিবলৈ আমি ব্যৱসায় প্রতিষ্ঠানৰ আচৰণ সম্পর্কে সমালোচনাত্মক আৰু হয়তো কিছু পৰিমাণে অযৌক্তিক এক অভিধাৰণা ল'ব লগা হয়— আমি ধৰি লওঁ যে, ব্যৱসায় প্রতিষ্ঠান এটাৰ উদ্দেশ্যই হৈছে যিকোনো উপায়ে লাভ অৰ্জন। সেয়েহে, ব্যৱসায় প্রতিষ্ঠানটোৱে সেই পৰিমাণহে উৎপাদন কৰে আৰু বজাৰত বিক্ৰী কৰে, যিয়ে প্রতিষ্ঠানটোৱ লাভ সৰ্বোচ্চ কৰে।

এই অধ্যায়টোৱ গাঁথনিটো এনে ধৰণৰ— প্ৰথমে আমি ব্যৱসায় প্রতিষ্ঠান এটাৰ লাভ সৰ্বোচ্চকৰণৰ সমস্যাটো উপস্থাপন কৰি পুঁখানুপুঁখভাৱে পৰীক্ষা কৰিব। ইয়াৰ পিছতে আমি ব্যৱসায় প্রতিষ্ঠানৰ যোগান ৰেখা উলিয়াম। বিভিন্ন বজাৰ দামত ব্যৱসায় প্রতিষ্ঠান এটাই কিমান পৰিমাণ উৎপাদন কৰিবলৈ সিদ্ধান্ত লয়, তাকে যোগান ৰেখাই দেখুৱায়। সৰ্বশেষত, আমি বিভিন্ন ব্যৱসায় প্রতিষ্ঠানৰ যোগান ৰেখাসমূহ কেনেকৈ একত্ৰিত কৰিব পাৰি আৰু বজাৰ যোগান ৰেখা উলিয়াব পাৰি, তাকে অধ্যয়ন কৰিব।

4.1 পূর্ণ প্রতিযোগিতা : সংজ্ঞাসূচক বৈশিষ্ট্যসমূহ

ব্যৱসায় প্রতিষ্ঠান এটাৰ লাভ সৰ্বোচ্চকৰণৰ সমস্যাটো বিশ্লেষণ কৰিবলৈ আমি প্ৰথমতে ব্যৱসায় প্রতিষ্ঠানটোৱে কাৰ্যনিৰ্বাহ কৰা বজাৰ পৰিবেশ (Market environment) টো নিৰ্দিষ্ট কৰি ল'ব লাগিব। এই অধ্যায়ত আমি এবিধ বজাৰ পৰিবেশৰ বিষয়ে অধ্যয়ন কৰিম, যাক পূর্ণ প্রতিযোগিতা বুলি কোৱা হয়। এখন পূর্ণ প্রতিযোগিতামূলক বজাৰৰ দুটা সংজ্ঞাসূচক বৈশিষ্ট্য থাকে।

1. বহুতো ক্ৰেতা আৰু বিক্ৰেতা (ব্যৱসায় প্রতিষ্ঠান)ই বজাৰখন গঠিত কৰে। বজাৰখনৰ সকলো ব্যৱসায় প্রতিষ্ঠানে কোনো এবিধ সমগ্ৰসম্পৰ্ক (অপৃথকীকৃত) সামগ্ৰী উৎপাদন কৰে।

২. বজারখনৰ প্রত্যেকগৰাকী ক্ৰেতা আৰু বিক্ৰেতাই হৈছে একো একোজন দাম গ্ৰহণ কৰোতা (Price taker)।

যিহেতু পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ প্ৰথম বৈশিষ্ট্যটো বুজিবলৈ সহজ, আমি দিতীয় বৈশিষ্ট্যটোৰ ওপৰত আলোকপাত কৰিম। ব্যৱসায় প্রতিষ্ঠান এটাৰ দৃষ্টিভঙ্গীৰ পৰা, দাম গ্ৰহণ কৰা কথাটোৱে কি সামৰি লয়? দাম গ্ৰহণ কৰোতা ব্যৱসায় প্রতিষ্ঠান এটাই বিশ্বাস কৰে যে যদিহে ই বজাৰ দামতকৈ অধিক দাম নিৰ্ধাৰণ কৰে, তেন্তে ই উৎপাদন কৰা সামগ্ৰীৰ কোনো পৰিমাণ বিক্ৰী কৰিবলৈ সক্ষম নহ'ব। আনহাতে, নিৰ্ধাৰিত দামটো যদিহে বজাৰ দামতকৈ কম বা সমান হয়, তেন্তে ব্যৱসায় প্রতিষ্ঠানটোৱে সামগ্ৰীটোৰ যিমান একক বিক্ৰী কৰিবলৈ বিচাৰে, কৰিব পাৰিব। আকৌ গ্ৰাহকৰ দৃষ্টিভঙ্গীৰ পৰানো দাম গ্ৰহণ কৰা কথাটোৱে কি সামৰে? দেখদেখকৈ গ্ৰাহক এজনে যিমান সন্তুষ্টি সিমান কম দামত সামগ্ৰীটো কিনিব বিচাৰিব। অৱশ্যে, এগৰাকী দাম গ্ৰহণ কৰোতা ক্ৰেতাই বিশ্বাস কৰে যে যদিহে তেওঁ বজাৰ দামতকৈ কম দাম দিব বিচাৰে, কোনো ব্যৱসায় প্রতিষ্ঠানে তেওঁৰ তাত বিক্ৰী কৰিব নিবিচাৰিব। আনহাতে, যদিহে তেওঁ বজাৰ দামৰ সমান বা তাতকৈ অধিক দাম দিব বিচাৰে, তেন্তে সামগ্ৰীটোৰ যিমান একক ইচ্ছা, সিমান একক কিনিব পাৰিব।

যিহেতু এই অধ্যায়টোত ব্যৱসায় প্রতিষ্ঠানৰ বিষয়েহে আলোচনা কৰা হ'ব, আমি ক্ৰেতাৰ আচৰণ সম্পর্কে আৰু অনুসন্ধান নকৰো। তাৰ সলনি, আমি এনেকুৱা চৰ্তাৱলী বাছি উলিয়াম, যাৰ অধীনত দাম গ্ৰহণ কৰাটো ব্যৱসায় প্রতিষ্ঠানৰ বাবে এক যুক্তিসংগত অভিধাৰণা হ'ব। যেতিয়া বজাৰ এখনত বহুতো ব্যৱসায় প্রতিষ্ঠান থাকে আৰু বজাৰত চলিত দাম সম্পর্কে ক্ৰেতাৰ সম্পূৰ্ণ জ্ঞান থাকে, তেতিয়া দাম গ্ৰহণ কৰাটো এক যুক্তিসংগত অভিধাৰণা বুলি ভবা হয়। কি ভাবেনো? আহা আমি এনেকুৱা এটা পৰিস্থিতিৰে আৰস্ত কৰো য'ত বজাৰখনৰ প্রত্যেকটো ব্যৱসায় প্রতিষ্ঠানে একে (বজাৰ) দামতে সামগ্ৰীটোৰ কিছু পৰিমাণ বিক্ৰী কৰে। ধৰি লোৱা, কোনো এটা ব্যৱসায় প্রতিষ্ঠানে ইয়াৰ দাম বজাৰ দামতকৈ বঢ়াই দিলে। যিহেতু সকলো ব্যৱসায় প্রতিষ্ঠানে একে সামগ্ৰী উৎপাদন কৰে আৰু সকলো ক্ৰেতা বজাৰ দাম সম্পর্কে জ্ঞাত, সেয়েহে উল্লিখিত ব্যৱসায় প্রতিষ্ঠানটোৱে ইয়াৰ সকলো ক্ৰেতা হেৰুৱাব। তদুপৰি, এই সকলো ক্ৰেতাই অইন ব্যৱসায় প্রতিষ্ঠানলৈ ঢাপলি মেলিব আৰু ইয়াৰ বাবে কোনো সমস্যাৰ সৃষ্টি নহয়। যিহেতু বজাৰখনত বহুতো বিক্ৰেতা আছে, এই ক্ৰেতাৰিলাকৰ চাহিদা তৎক্ষণাৎ পূৰ্বাৰ পৰা যাব। এতিয়া, মন কৰা যে গাইগুটীয়া ব্যৱসায় প্রতিষ্ঠান এটাই বজাৰ দামতকৈ অধিক দামত যিমান মন কৰে সিমান বিক্ৰী কৰিব নোৱাৰাটোৱেই দাম গ্ৰহণৰ অভিধাৰণাই বুজোৱা প্ৰধান কথা।

4.2. বিক্রী আয় (Revenue)

আমি উল্লেখ করিছোরেই যে পূর্ণ প্রতিযোগিতামূলক বজাব এখনত ব্যবসায় প্রতিষ্ঠান এটাই বিশ্বাস করে যে বজাব দামৰ সমান বা তাতকৈ কম দাম নির্ধাৰণ কৰি ই সামগ্ৰীটোৱ যিমান একক ইচ্ছা কৰে, সিমান বিক্ৰী কৰিব পাৰিব। কিন্তু এই ক্ষেত্ৰত বজাব দামতকৈ কম দাম নির্ধাৰণ কৰাৰ কোনো কাৰণ নাথাকিব। অৰ্থাৎ, ব্যবসায় প্রতিষ্ঠানটোৱে যদিহে সামগ্ৰীটোৱ কিছু পৰিমাণ বিক্ৰী কৰিবলৈ বিচাৰে, তেন্তে ই বজাব দামৰ সমান দামেই নিৰ্ধাৰণ কৰিব লাগিব।

উৎপাদিত সামগ্ৰী বজাৰত বিক্ৰী কৰি ব্যবসায় প্রতিষ্ঠান এটাই বিক্ৰী আয় উপাৰ্জন কৰে। ধৰা হ'ল, সামগ্ৰীটোৱ এক এককৰ বজাব দাম p । q হৈছে ব্যবসায় প্রতিষ্ঠানটোৱে উৎপাদন কৰা আৰু p দামত বিক্ৰী কৰা সামগ্ৰীৰ পৰিমাণ। সামগ্ৰীটোৱ বজাব দাম (p) ক ব্যবসায় প্রতিষ্ঠানটোৱ উৎপাদনৰ পৰিমাণ (q)ৰে পূৰণ কৰিলে মুঠ বিক্ৰী আয় (TR)পোৱা যায়। সেয়েহে,

$$TR = p \times q$$


ধাৰণাটো অধিক বুজিবলৈ আমি তলত দিয়া সাংখ্যিক উদাহৰণটো ল'ব পাৰো। ধৰা হ'ল, মমবাতিৰ বজাব পূর্ণ প্রতিযোগিতামূলক আৰু এবাকচ মমবাতিৰ বজাব মূল্য 10 টকা। মমবাতি উৎপাদনকাৰী এজনৰ বাবে, তালিকা 4.1 এ মুঠ বিক্ৰী আয় দেখুৱাইছে। মন কৰিবা যে যেতিয়া একো উৎপাদন কৰা নহয়, TR শূন্যৰ সমান হয়; যেতিয়া এবাকচ উৎপাদন কৰা হয়, $TR = 1 \times Rs. 10 = Rs. 10$ হয়; দুটা বাকচ উৎপাদন কৰিলে $TR = 2 \times Rs. 10 = Rs. 20$ হয়। এনেদৰে উৎপাদনৰ পৰিমাণ বৃদ্ধিৰ লগে লগে TR বৃদ্ধি হৈ গৈ থাকে।

তালিকা 4.1 : মুঠ বিক্ৰী আয় (TR)


| বিক্ৰী কৰা বাকচৰ সংখ্যা | TR (Rs. ত) |
|-------------------------|------------|
| 0 | 0 |
| 1 | 10 |
| 2 | 20 |
| 3 | 30 |
| 4 | 40 |
| 5 | 50 |

পূর্ণ প্রতিযোগিতামূলক বজার এখনত ব্যবসায় প্রতিষ্ঠান এটাই বজার দাম p দিয়া আছে বুলি ধরি লয়। বজার দাম p স্থির হৈ থকা অৱস্থাত, ব্যবসায় প্রতিষ্ঠান এখনৰ মুঠ বিক্ৰী আয় ৰেখাই ইয়াৰ মুঠ বিক্ৰী আয় (y অক্ষ) আৰু ইয়াৰ উৎপন্ন (x অক্ষ)-ৰ মাজৰ সম্পর্ক দেখুৱায়। চিত্ৰ 4.1এ ব্যবসায় প্রতিষ্ঠান এটাৰ মুঠ বিক্ৰী আয় ৰেখা দেখুৱাইছে। ইয়াতে আমি তিনিটা কথা লক্ষ্য কৰিব পাৰো। প্ৰথমে, যেতিয়া উৎপাদন শূন্য হয়, ব্যবসায় প্রতিষ্ঠানটোৱ মুঠ বিক্ৰী আয়ো শূন্য হয়। সেয়েহে, TR ৰোখাই ‘ O ’ বিন্দুৰ মাজেৰে গতি কৰে। দ্বিতীয়, উৎপাদন বৃদ্ধিৰ লগে লগে মুঠ বিক্ৰী আয় বৃদ্ধি পায়। তাৰোপৰি, $TR = p \times q$ সমীকৰণটো এডাল সৰল ৰেখাৰ সমীকৰণ। ইয়ে সূচায় যে TR ৰেখাডাল এডাল উৰ্ধগামী সৰল ৰেখা। তৃতীয়, সৰল ৰেখাডালৰ প্ৰণতালৈ মন কৰা। যেতিয়া উৎপাদন এক একক (চিত্ৰ 4.1ত আনুভূমিক দৈৰ্ঘ্য Oq_1), মুঠ বিক্ৰী আয় (চিত্ৰ 4.1ত উলম্ব উচ্চতা Aq_1) হয় $p \times 1 = p$ । গতিকে, সৰল ৰেখাডালৰ প্ৰণতা $\frac{Aq_1}{Oq_1} = p$ ।

এতিয়া চিত্ৰ 4.2 লৈ মন কৰা। ইয়াত আমি ব্যবসায় প্রতিষ্ঠানৰ উৎপন্ন (x অক্ষ)-ৰ বিভিন্ন মানৰ বাবে বজার দাম (y অক্ষ)-ৰ মান সংস্থাপন কৰিছো। যিহেতু বজার দাম ‘ p ’ত স্থিৰ কৰা হৈছে, সেয়েহে আমি এডাল আনুভূমিক সৰল ৰেখা পাইছো, যিডালে y -অক্ষক p -ৰ সমান উচ্চতাত কাটিছে। এই আনুভূমিক সৰল ৰেখাডালকে দাম ৰেখা (Price Line) বুলি কোৱা হয়। এই দাম ৰেখাই ব্যবসায় প্রতিষ্ঠানটোৱ চাহিদা ৰেখাকো বুজায়। লক্ষ্য কৰা, চিত্ৰ



মুঠ বিক্ৰী আয় ৰেখা : ব্যবসায় প্রতিষ্ঠান এটাৰ মুঠ বিক্ৰী আয় ৰেখাই ব্যবসায় প্রতিষ্ঠানটোৱে উপাৰ্জন কৰা মুঠ বিক্ৰী আয় আৰু ইয়াৰ উৎপাদনৰ পৰিমাণৰ মাজৰ সম্পর্ক দেখুৱায়। ৰেখাডালৰ প্ৰণতা Aq_1/Oq_1 হৈছে বজার দাম।



দাম ৰেখা : দাম ৰেখাই বজার দাম আৰু ব্যবসায় প্রতিষ্ঠানখনৰ উৎপাদনৰ পৰিমাণৰ মাজৰ সম্পর্ক দেখুৱায়। দাম ৰেখাডালৰ উলম্ব উচ্চতা বজার দাম p -ৰ সমান।

4.2-এ দেখুনইছে যে বজার দাম p , ব্যবসায় প্রতিষ্ঠান এটার উৎপন্ন ওপরত নির্ভরশীল নহয়। ইয়ে বুজায় যে ব্যবসায় প্রতিষ্ঠান এটাই p দামত যিমান ইচ্ছা করে সিমান একক বিক্রী করিব পাৰে।

উৎপন্ন প্রতিটো এককৰ পৰা পোৱা মুঠ আয়কে ব্যবসায় প্রতিষ্ঠান এটাৰ গড় বিক্রী আয় (AR) বোলা হয়। মনত পেলোৱা, যদিহে ব্যবসায় প্রতিষ্ঠান এটাৰ উৎপন্ন q আৰু বজার দাম p হয়, তেন্তে TR , $p \times q$ ৰ সমান হয়। গতিকে,

$$AR = \frac{TR}{q} = \frac{p \times q}{q} = p$$

আন কথাত ক'বলৈ গ'লৈ, দাম গ্ৰহণ কৰা ব্যবসায় প্রতিষ্ঠান এটাৰ উৎপন্ন এক একক বৃদ্ধি কৰিলে মুঠ আয়ৰ যি বৃদ্ধি হয়, তাকে ব্যবসায় প্রতিষ্ঠানটোৰ প্ৰাণ্তিক বিক্রী আয় (MR) বোলে। ধৰা হ'ল, কোনো এটা পৰিস্থিতিত, ব্যবসায় প্রতিষ্ঠানটোৰ উৎপন্ন q^0 ৰ পৰা ($q^0 + 1$) লৈ বৃদ্ধি হ'ল। বজার দাম p হ'লৈ

$$\begin{aligned} MR &= \{(q^0 + 1) \text{ উৎপন্ন পৰা পোৱা } TR\} - (q^0 \text{ উৎপন্ন পৰা পোৱা } TR) \\ &= \{p \times (q^0 + 1)\} - (pq^0) \\ &= p \end{aligned}$$

অৰ্থাৎ, দাম গ্ৰহণ কৰোতা ব্যবসায় প্রতিষ্ঠান এটাৰ বাবে প্ৰাণ্তিক আয় বজার দামৰ সমান হয়।

গাণিতিক কথাখিনি আঁতৰাই থ'লে, এই ফলাফলটোৰ ভাৰাৰ্থ তেন্তেই সহজ। যেতিয়া ব্যবসায় প্রতিষ্ঠান এটাই ইয়াৰ উৎপন্ন এক একক বৃদ্ধি কৰে, এই অতিৰিক্ত এককটো বজার দামত বিক্রী কৰা হয়। সেয়েহে, এক একক উৎপন্ন বৃদ্ধিৰ পৰা হোৱা ব্যবসায় প্রতিষ্ঠানখনৰ মুঠ আয়ৰ বৃদ্ধি অৰ্থাৎ MR , বজার দামৰ সমান।

4.3 লাভ সৰ্বোচ্চকৰণ (Profit Maximisation) :

ব্যবসায় প্রতিষ্ঠান এটাই এক নিৰ্দিষ্ট পৰিমাণৰ সামগ্ৰী উৎপাদন কৰে আৰু বিক্ৰী কৰে। ব্যবসায় প্রতিষ্ঠানটোৰ লাভ, যাক গ্ৰীক আখৰ π -ৰে সূচোৱা হয়, প্রতিষ্ঠানটোৰ মুঠ বিক্ৰী আয় (TR) আৰু মুঠ উৎপাদনী ব্যয় (TC)¹ ৰ পাৰ্থক্য। অৰ্থাৎ,

$$\pi = TR - TC$$

খৰচ বা ব্যয় বাদ দিলে, ব্যবসায় প্রতিষ্ঠানটোৰ যিথিনি উপাৰ্জন হয়, সেয়াই TR আৰু TC -ৰ মাজৰ পাৰ্থক্য।

ব্যবসায় প্রতিষ্ঠান এটাই ইয়াৰ লাভ সৰ্বোচ্চ কৰিবলৈ বিচাৰে। এতিয়া দৰকাৰী প্ৰশ্নটো হ'ল : কিমান পৰিমাণৰ উৎপন্নত ব্যবসায় প্রতিষ্ঠানটোৰ লাভ সৰ্বোচ্চ হ'ব? ব্যবসায় প্রতিষ্ঠানটোৰ উৎপন্ন সম্পূৰ্ণ বিভাজ্য

1. লাভ, যাক গ্ৰীক আখৰ π ৰে সূচোৱাটো অৰ্থনীতিত প্ৰচলিত এক পৰম্পৰা।

বুলি ধরি লৈ, আমি যেতিয়া দেখুরাম যে যদিহে এটা যোগাত্মক উৎপন্ন পরিমাণ q_0 থাকে, যত লাভ সর্বোচ্চ হয়, তেন্তে তিনিটা চর্ত পূরণ হ'ব লাগিব :

1. q_0 পরিমাণত, বজার দাম p প্রাণ্তিক ব্যয় সমান হ'ব লাগিব।
2. q_0 পরিমাণত প্রাণ্তিক ব্যয় ক্রমহ্রাসমান নহয়।
3. q_0 পরিমাণত, ত্রুস্বকালত বজার দাম p গড় পরিৱৰ্তনশীল ব্যয় সমান বা ইয়াতকৈ বেছি হ'ব লাগিব।

আনহাতে, দীর্ঘকালত q_0 ত বজার দাম p গড় ব্যয় সমান বা ইয়াতকৈ বেছি হ'ব লাগিব।

4.3.1 চর্ত 1 :

চর্ত 1টো বিবেচনা কৰা। আমি দেখুরাম যে এই চর্তটো সত্য, কাৰণ লাভ সর্বোচ্চকৰণ কৰা ব্যৱসায় প্ৰতিষ্ঠান এটাই সেই পৰিমাণ উৎপাদন নকৰিব, যত বজার দাম প্রাণ্তিক ব্যয়তকৈ বেছি হ'ব বা প্রাণ্তিক ব্যয় বজার দামতকৈ বেছি হ'ব। আমি দুয়োটা পৰিষ্টনা পৰীক্ষা কৰিম।

পৰিষ্টনা 1 : প্রাণ্তিক ব্যয়তকৈ দাম অধিক হ'ব নোৱাৰে।

চিৰ 4.3 লৈ চোৱা আৰু মন কৰা যে উৎপন্ন পৰিমাণ q_2 ত বজার দাম p প্রাণ্তিক ব্যয়তকৈ বেছি হৈছে। আমি দাবী কৰিব পাৰো যে q_2 লাভ সর্বোচ্চকাৰী পৰিমাণ হ'ব নোৱাৰে। কিয় ?

লক্ষ্য কৰা যে, q_2 -ৰ সামান্য সোঁপিনে থকা সকলো পৰিমাণৰ বাবে বজার দাম প্রাণ্তিক ব্যয়তকৈ বেছি হৈ আছে। গতিকে, আমি আন এটা পৰিমাণ q_3 ল'লো, যিটো q_2 ৰ সামান্য সোঁপিনে আছে। q_2 আৰু q_3 -ৰ মাজত থকা উৎপন্ন সকলো পৰিমাণৰ বাবে বজার দাম প্রাণ্তিক ব্যয়তকৈ বেছি।

ধৰা হ'ল, এতিয়া ব্যৱসায় প্ৰতিষ্ঠানটোৱে ইয়াৰ উৎপন্ন স্তৰ q_2 ৰ পৰা q_3 লৈ বৃদ্ধি কৰিছে। এই উৎপন্ন সম্প্ৰসাৰণৰ পৰা হোৱা ব্যৱসায় প্ৰতিষ্ঠানটোৰ মুঠ বিক্ৰী আয় বৃদ্ধিৰ পৰিমাণ হৈছে বজার দাম আৰু অতিৰিক্ত উৎপন্ন পূৰণফলৰ সমান; চিৰত আয়তক্ষেত্ৰ $q_2 q_3 CB$ -ৰ কালিৰ সমান। আনহাতে, এই উৎপন্ন সম্প্ৰসাৰণৰ পৰা হোৱা মুঠ ব্যয় বৃদ্ধিৰ পৰিমাণ হৈছে q_2 আৰু q_3 -ৰ মাজৰ প্রাণ্তিক ব্যয় ৰেখাৰ তলৰ অংশছোৱাৰ কালি; অৰ্থাৎ $q_2 q_3 XW$ -ৰ কালি। কিন্তু এই দুয়োটা কালি ($q_2 q_3 CB$ আৰু $q_2 q_3 XW$) তুলনা কৰিলে আমি দেখা পাৰওঁ যে উৎপন্ন পৰিমাণ q_2 তকে q_3 ত ব্যৱসায় প্ৰতিষ্ঠানটোৰ লাভৰ পৰিমাণ অধিক। তেনেক্ষেত্ৰত, q_2 কেতিয়াও লাভ সর্বোচ্চকাৰী উৎপন্ন পৰিমাণ হ'ব নোৱাৰে।

পৰিষ্টনা 2 : প্রাণ্তিক ব্যয়তকৈ দাম কম হ'ব নোৱাৰে।

চিৰ 4.3 লৈ চোৱা আৰু মন কৰা যে উৎপন্ন পৰিমাণ q_5 ত বজার দাম p প্রাণ্তিক ব্যয়তকৈ কম। আমি দাবী কৰিব পাৰো যে q_5 লাভ সর্বোচ্চকাৰী উৎপন্ন হ'ব নোৱাৰে। কিয় ?


লক্ষ্য করা যে, q_5 -র সামান্য বাঁওপিনে থকা সকলো উৎপন্ন পরিমাণের বাবে বজার দাম প্রাণ্তিক ব্যয়তকৈ কম। এতিয়া, আমি এনে এটা উৎপন্ন পরিমাণ, q_4 ল'ম, যিটো q_5 র সামান্য বাঁওপিনে আছে। q_4 আৰু q_5 -ৰ মাজৰ সকলো উৎপন্ন পরিমাণের বাবে বজার দাম প্রাণ্তিক ব্যয়তকৈ কম।

ধৰা হ'ল, ব্যৱসায় প্ৰতিষ্ঠানটোৱে ইয়াৰ উৎপন্ন q_5 ৰ পৰা q_4 লৈ হুস কৰিলে। এই উৎপন্ন সংকোচনৰ ফলত ব্যৱসায় প্ৰতিষ্ঠানটোৰ মুঠ বিক্ৰী আয়ৰ হুস হৈছে বজার দাম আৰু উৎপন্ন পৰিৱৰ্তনৰ মাজৰ পূৰণফল, অৰ্থাৎ আয়ত ক্ষেত্ৰ $q_4 q_5 EF$ -ৰ কালি। আনহাতে, এই উৎপন্ন সংকোচনৰ ফলত মুঠ ব্যয় হুসৰ পৰিমাণ হৈছে q_4 আৰু q_5 ৰ মাজৰ প্রাণ্তিক ব্যয় ৰেখাৰ তলৰ অংশছোৱাৰ কালি, অৰ্থাৎ $q_4 q_5 ZY$ -ৰ কালি। কিন্তু এই দুয়োটা কালি ($q_4 q_5 EF$ আৰু $q_4 q_5 ZY$) তুলনা কৰিলে দেখা যায় যে উৎপন্ন পৰিমাণ q_5 তকৈ q_4 ৰ ব্যৱসায় প্ৰতিষ্ঠানটোৰ লাভৰ পৰিমাণ অধিক। তেনেক্ষেত্ৰত q_5 লাভ সৰ্বোচ্চকাৰী উৎপন্ন হ'ব নোৱাৰে।

4.3.2 চৰ্ত 2 :

এতিয়া আমি দ্বিতীয় চৰ্তটো আলোচনা কৰিম যিটো লাভ সৰ্বোচ্চকাৰী উৎপন্ন পৰিমাণ যোগাইক হ'লে প্ৰযোজ্য হ'ব লাগিব। কিন্তু বাবেনো প্রাণ্তিক ব্যয় ৰেখা লাভ সৰ্বোচ্চকাৰী উৎপন্ন পৰিমাণত ক্ৰমহুসমান হ'ব নোৱাৰে? এই প্ৰশ্নটোৱে উত্তৰ পাৰলৈ পুনৰ চিৰ 4.3 লৈ চাওঁ আহা। মন কৰা যে, উৎপন্ন পৰিমাণ q_1 ৰ বজার দাম প্রাণ্তিক ব্যয়ৰ সমান; কিন্তু প্রাণ্তিক ব্যয় ৰেখা ক্ৰমহুসমান। আমি দাৰী কৰিব পাৰো যে q_1 লাভ সৰ্বোচ্চকাৰী উৎপন্ন হ'ব নোৱাৰে। কিয়?

লক্ষ্য কৰা যে, q_1 ৰ সামান্য বাঁওপিনে থকা সকলো উৎপন্ন পৰিমাণের বাবে বজার দাম প্রাণ্তিক ব্যয়তকৈ কম। কিন্তু



চিৰ : 4.3

লাভ সৰ্বোচ্চকাৰণ চৰ্ত 1 আৰু 2 : চিৰটোৱে দেখুৱাইছে যে যেতিয়া বজার দাম p হয়, এটা লাভ সৰ্বোচ্চকাৰী ব্যৱসায় প্ৰতিষ্ঠানৰ উৎপন্ন পৰিমাণ, q_1 (প্রাণ্তিক ব্যয় ৰেখা MC ক্ৰমহুসমান), q_2 (বজার দাম প্রাণ্তিক ব্যয়তকৈ বেছি) অথবা q_5 (প্রাণ্তিক ব্যয় বজার দামতকৈ বেছি) হ'ব নোৱাৰে।


৩.১-ৰ পরিষটনা ২ ৰ যুক্তি প্রয়োগ কৰিলে আমি দেখা পাওঁ যে q_1 তকে সামান্য কম উৎপন্নৰ পৰিমাণত ব্যৱসায় প্রতিষ্ঠানটোৰ লাভ q_1 ত পোৱা লাভতকৈ বেছি। অৰ্থাৎ, q_1 লাভ-সৰ্বোচ্চকাৰী উৎপন্ন নহয়।

4.3.3 চৰ্ত ৩ :

লাভ সৰ্বোচ্চকাৰী উৎপন্ন যোগাত্মক হ'লে প্ৰযোজ্য হ'বলগীয়া তৃতীয় চৰ্তটো চাওঁ আহা। এই তৃতীয় চৰ্তটোৰ দুটা অংশ আছেঃ এটা অংশ হুস্বকালত আৰু আনটো দীৰ্ঘকালত প্ৰযোজ্য।

পৰিষটনা ১ : হুস্বকালত দাম গড় পৰিৱৰ্তনশীল ব্যয় (AVC) তকে বেছি বা ইয়াৰ সমান হ'ব লাগিব।

আমি দেখুৱাম যে ওপৰোক্ত কথাবাৰ সত্য কাৰণ হুস্বকালত লাভ-সৰ্বোচ্চকাৰী ব্যৱসায় প্রতিষ্ঠান এটাই এনেকুৱা উৎপন্ন স্তৰ উৎপাদন নকৰে য'ত বজাৰ দাম AVC তকে কম হয়।



লাভ সৰ্বোচ্চকৰণ সৈতে দাম AVC ৰ সম্পৰ্ক (হুস্বকালত) : চিত্ৰটোৱে দেখুৱাইছে যে লাভ সৰ্বোচ্চকাৰী ব্যৱসায় প্রতিষ্ঠান এটাই হুস্বকালত নিম্নতম গড় পৰিৱৰ্তনশীল ব্যয় (AVC) তকে বজাৰ দাম p কম হ'লে শুন্য উৎপন্ন উৎপাদন কৰে, অৰ্থাৎ একো উৎপাদন নকৰে। যদিহে ব্যৱসায় প্রতিষ্ঠানটোৰ উৎপন্ন q_1 হয়, ইয়াৰ মুঠ পৰিৱৰ্তনশীল ব্যয় ইয়াৰ বিক্ৰী আয়তকে $pEBA$ বেছি হয়।

চিত্র 4.4 লৈ মন কৰা। q_1 উৎপন্ন পরিমাণত, বজাৰ দাম p , AVCতকে কম। আমি দাবী কৰিব পাৰো যে q_1 লাভ সৰ্বোচ্চকাৰী উৎপন্ন হ'ব নোৱাৰে। কিয় ?

মন কৰা যে, q_1 ত ব্যৱসায় প্ৰতিষ্ঠানটোৱ মুঠ বিক্ৰী আয় (TR) তলত দিয়া ধৰণৰ :

$$TR = দাম \times পৰিমাণ$$

$$= উলংঘন উচ্চতা Op \times প্ৰস্থ Oq_1$$

$$= আয়তক্ষেত্র OpAq_1-ৰ কালি$$

একেধৰণে, q_1 ত ব্যৱসায় প্ৰতিষ্ঠানটোৱ মুঠ পৰিৱৰ্তনশীল ব্যয় (TVC) এনে ধৰণৰ :

$$TVC = গড় পৰিৱৰ্তনশীল ব্যয় \times পৰিমাণ$$

$$= উলংঘন উচ্চতা OE \times প্ৰস্থ Oq_1$$

$$= আয়তক্ষেত্র OEBq_1-ৰ কালি$$

এতিয়া মনত পেলোৱা যে q_1 ত ব্যৱসায় প্ৰতিষ্ঠানটোৱ লাভ $TR - (TVC + TFC)$; অৰ্থাৎ আয়তক্ষেত্রত $OPAq_1$ ৰ কালি] – [আয়তক্ষেত্র $OEBq_1$ ৰ কালি] – TFC , যদিহে

ব্যৱসায় প্ৰতিষ্ঠানটোৱে শূন্য উৎপন্ন

উৎপাদন কৰে, তেতিয়া কি হ'ব?

যিহেতু উৎপন্ন শূন্য, গতিকে TR আৰু

TVC ও শূন্য হ'ব। শূন্য উৎপন্নত

ব্যৱসায় প্ৰতিষ্ঠানটোৱ লাভ, ($-TFC$)

ৰ সমান। কিন্তু আয়তক্ষেত্র $OpAq_1$ -

ৰ কালি আয়তক্ষেত্র $OEBq_1$ -ৰ

কালিতকৈ কম। অৰ্থাৎ q_1 ত ব্যৱসায়

প্ৰতিষ্ঠানটোৱ লাভ একো উৎপাদন


নকৰাতকৈও কম। গতিকে, q_1 লাভ

সৰ্বোচ্চকাৰী উৎপন্ন হ'ব নোৱাৰে।

পৰিষ্টনা 2 : দীৰ্ঘকালত দাম গড়

ব্যয়তকৈ বেছি বা ইয়াৰ সমান হ'ব

লাগিব



লাভ সৰ্বোচ্চকাৰণ সৈতে দাম AVC ৰ সম্পৰ্ক (দীৰ্ঘকালত) : চিত্রটোৱে দেখুৱাইছে যে লাভ সৰ্বোচ্চকাৰী ব্যৱসায় প্ৰতিষ্ঠান এটাই দীৰ্ঘকালত, নিম্নতম গড় পৰিৱৰ্তনশীল ব্যয় (LRAC) তকৈ বজাৰ দাম, p কম হ'লে শূন্য উৎপন্ন উৎপাদন কৰে। ব্যৱসায় প্ৰতিষ্ঠানটোৱ উৎপন্ন q_1 হ'লে ইয়াৰ মুঠ ব্যয় মুঠ বিক্ৰী আয়তকৈ $pEBA$ বেছি হয়।


আমি দেখুরাম যে পরিষটনা 2ত উল্লেখ করা কথায়ার সত্য, কারণ এটা লাভ সর্বোচ্চকারী ব্যবসায় প্রতিষ্ঠানে দীর্ঘকালত, এনে এটা উৎপন্ন স্তর উৎপাদন নকরে, য'ত বজাব দাম গড় ব্যয় (AC)তকৈ কম হয়।

চিত্র 4.5ত q_1 উৎপন্ন পরিমাণত বজাব দাম p , দীর্ঘকালীন গড় ব্যয়তকৈ কম। আমি দাবী কৰিব পাৰো যে q_1 লাভ সর্বোচ্চকারী উৎপাদন নহয়, কিয় ?

মন কৰা যে, q_1 ত ব্যবসায় প্রতিষ্ঠানটোৱ মুঠ বিক্ৰী আয়, TR হৈছে আয়তক্ষেত্র $OpAq_1$ -ৰ কালি (দাম আৰু পৰিমাণৰ পূৰণফল)-ৰ সমান আৰু ইয়াৰ মুঠ ব্যয়, TC হৈছে আয়তক্ষেত্র $OEBq_1$ -ৰ কালি (গড় ব্যয় আৰু পৰিমাণৰ পূৰণফল)ৰ সমান। যিহেতু, আয়তক্ষেত্র $OEBq_1$ -ৰ কালি আয়তক্ষেত্র $OpAq_1$ -ৰ কালিতকৈ বেছি, গতিকে ব্যবসায় প্রতিষ্ঠানটোৱে q_1 উৎপন্ন পরিমাণত লোকচানৰ সন্মুখীন হয়। কিন্তু, দীর্ঘকালত, লাভ শূন্য হ'লেই ব্যবসায় প্রতিষ্ঠান এটাই উৎপাদন কাৰ্য বন্ধ কৰে। গতিকে q_1 লাভ সর্বোচ্চকারী উৎপন্ন হোৱাৰ কথাই নাহে।

4.3.4 লাভ সর্বোচ্চকৰণ সমস্যা : চিত্ৰৰ সহায়ত উপস্থাপন

3.1, 3.2 আৰু 3.3 অংশৰ তথ্যখনি ব্যৱহাৰ কৰি হুস্কালত ব্যবসায় প্রতিষ্ঠান এটাৰ লাভ সর্বোচ্চকৰণ সমস্যাটো চিত্ৰৰ সহায়ত উপস্থাপন কৰো আহা। চিত্ৰ 4.6 লৈ চোৱা। লক্ষ্য কৰা যে, বজাব দাম p । এই বজাব দামক হুস্কালীন প্রাস্তিক ব্যয়ৰ লগত সমান কৰি আমি q_0 উৎপন্ন পরিমাণ পাওঁ। মন কৰা, q_0 ত হুস্কালীন প্রাস্তিক ব্যয় ৰেখা SMC ওপৰলৈ উঠি যায় আৰু p গড় পৰিৱৰ্তনশীল ব্যয়, AVC তকৈ বেছি হয়। যিহেতু অংশ 3.1-3.3 ত আলোচনা কৰা তিনিওটা চতুই q_0 ত



লাভ সর্বোচ্চকৰণৰ জ্যামিতিক উপস্থাপন (হুস্কালত) : বজাব দাম, p দিয়া থাকিলে, লাভ সর্বোচ্চকারী ব্যবসায় প্রতিষ্ঠান এটাৰ উৎপন্ন পৰিমাণ q_1 । q_0 ত ব্যবসায় প্রতিষ্ঠানটোৱ লাভ আয়তক্ষেত্র $EpAB$ ৰ কালিৰ সমান।

পূরণ হৈছে, গতিকে আমি সিদ্ধান্ত কৰিব পাৰো যে ব্যৱসায় প্রতিষ্ঠানটোৰ লাভ সৰ্বোচ্চকাৰী উৎপন্নৰ পৰিমাণ হৈছে q_0 ।

q_0 ত কি হয়নো? q_0 ত ব্যৱসায় প্রতিষ্ঠানটোৰ মুঠ বিক্ৰী আয় হৈছে আয়তক্ষেত্ৰ $OpAq_0$ -ৰ কালি (দাম আৰু পৰিমাণৰ পূৰণফল)-ৰ সমান আৰু মুঠ ব্যয় হৈছে $OEBq_0$ ৰ কালি (হুস্বকালীন গড় ব্যয় আৰু পৰিমাণৰ পূৰণফল)-ৰ সমান। গতিকে q_0 ত ব্যৱসায় প্রতিষ্ঠানটোৱে আয়তক্ষেত্ৰ $EpAB$ -ৰ কালিৰ সমান লাভ অৰ্জন কৰে।

4.4 ব্যৱসায় প্রতিষ্ঠান এটাৰ যোগান ৰেখা :


ব্যৱসায় প্রতিষ্ঠান এটাৰ যোগান ৰেখাই বজাৰ দামৰ বিভিন্ন মান (y -অক্ষত বহুওৱা)-ৰ বাবে ব্যৱসায় প্রতিষ্ঠানটোৱে উৎপাদন কৰিবলৈ স্থিৰ কৰা বিভিন্ন উৎপন্নৰ পৰিমাণ (x -অক্ষত বহুওৱা) দেখুৱায়। অৱশ্যে, এক নিৰ্দিষ্ট বজাৰ দামৰ বাবে লাভ সৰ্বোচ্চকাৰী ব্যৱসায় প্রতিষ্ঠান এটাৰ উৎপন্নৰ পৰিমাণ, হুস্বকাল নে দীৰ্ঘকালৰ কথা বিবেচনা কৰিছো, তাৰ ওপৰত নিৰ্ভৰ কৰে। সেই অনুসৰি, আমি হুস্বকালীন যোগান ৰেখা আৰু দীৰ্ঘকালীন যোগান ৰেখাৰ মাজৰ পাৰ্থক্য নিৰ্ণয় কৰো।

4.4.1 ব্যৱসায় প্রতিষ্ঠান এটাৰ হুস্বকালীন যোগান ৰেখা :

চিত্ৰ 4.7 লৈ চাওঁ আহা আৰু ব্যৱসায় প্রতিষ্ঠান এটাৰ হুস্বকালীন যোগান ৰেখা উলিয়াওঁ। এই কাৰ্যক আমি দুটা অংশত ভাগ কৰিব পাৰো। প্ৰথমতে, যেতিয়া বজাৰ দাম নিম্নতম AVC তকৈ বেছি বা ইয়াৰ সমান হয়, তেতিয়া ব্যৱসায় প্রতিষ্ঠানেটোৰ লাভ সৰ্বোচ্চকাৰী উৎপন্ন উলিয়াম। ইয়াৰ পিছত আমি বজাৰ দাম নিম্নতম AVC তকৈ কম হ'লে ব্যৱসায় প্রতিষ্ঠানটোৰ লাভ সৰ্বোচ্চকাৰী উৎপন্ন উলিয়াম।

পরিষটনা 1 : দাম নিম্নতম AVCতকে বেছি বা ইয়াৰ সমান

ধৰা হ'ল বজাৰ দাম p_1 , যিটো নিম্নতম AVC তকে বেছি। হুস্কালীন প্ৰাণ্তিক ব্যয় (SMC) ৰেখাৰ ওপৰলৈ উঠি যোৱা অংশত p_1 ক SMC -ৰ সমান কৰি আমি উৎপন্নৰ পৰিমাণ q_1 পাওঁ। মন কৰিবা যে, q_1 ত AVC বজাৰ দাম p_1 তকে বেছি নহয়। অৰ্থাৎ, অংশ 3ত আলোকপাত কৰা তিনিটো চৰ্ত q_1 ত পূৰণ হৈছে। গতিকে বজাৰ দাম p_1 হ'লে হুস্কালত ব্যৱসায় প্ৰতিষ্ঠানটোৰ উৎপন্নৰ পৰিমাণ q_1 ।




বজাৰ দামৰ মান : চিত্ৰটোৱে লাভ সৰ্বোচ্চকাৰী ব্যৱসায় প্ৰতিষ্ঠান এটাই হুস্কালত বজাৰ দামৰ দুটা মান, p_1 আৰু p_2 ৰ বাবে বেছি লোৱা উৎপন্নৰ পৰিমাণ দেখুইছে। যেতিয়া বজাৰ দাম p_1 ব্যৱসায় প্ৰতিষ্ঠানটোৰ উৎপন্নৰ পৰিমাণ q_1 , যেতিয়া বজাৰ দাম p_2 ব্যৱসায় প্ৰতিষ্ঠানটোৱে শূন্য উৎপন্ন উৎপাদন কৰে।

পরিষটনা 2 : দাম নিম্নতম AVC তকে কম

ধৰা হ'ল বজাৰ দাম p_2 , যিটো নিম্নতম AVC তকে কম। আমি যুক্তি আগবঢ়াইছো যে (অংশ 3-ৰ চৰ্ত 3চোৱা) যদি এটা লাভ সৰ্বোচ্চকাৰী ব্যৱসায় প্ৰতিষ্ঠানে হুস্কালত এটা যোগাত্মক পৰিমাণৰ উৎপন্ন উৎপাদন কৰে, তেতিয়া বজাৰ দাম p_2 সেই উৎপন্নৰ পৰিমাণত AVC তকে বেছি বা ইয়াৰ সমান হ'ব লাগিব। কিন্তু, চিত্

4.7ত লক্ষ্য করা যে সকলো যোগাত্মক উৎপন্ন পরিমাণের বাবে AVC , p_2 -তকে বেছি। অর্থাৎ, ব্যবসায় প্রতিষ্ঠানটোরে এই ক্ষেত্রে যোগাত্মক উৎপন্ন যোগান ধরিব নোরাবে। গতিকে বজাব দাম p_2 হ'লে ব্যবসায় প্রতিষ্ঠানটোর উৎপন্ন শূন্য হ'ব।


পরিষটনা 1 আৰু 2ক একেলগ কৰি আমি এটা গুৰুত্বপূৰ্ণ সিদ্ধান্তলৈ আহিব পাৰো। নিম্নতম AVC ৰ পৰা ওপৰলৈ থকা SMC -ৰ উধমুখী অংশই হৈছে ব্যবসায় প্রতিষ্ঠান এটাৰ হৃষ্কালীন যোগান ৰেখা। নিম্নতম AVC তকে কম সকলো দামৰ বাবে উৎপন্ন শূন্য হ'ব। চিত্ৰ 4.8ত উজ্জ্বল ৰেখাখণ্ডই ব্যবসায় প্রতিষ্ঠানটোৱ হৃষ্কালীন যোগান ৰেখা সূচাইছে।



ব্যবসায় প্রতিষ্ঠান এটাৰ হৃষ্কালীন যোগান ৰেখা : উজ্জ্বল ৰেখাখণ্ডই ব্যবসায় প্রতিষ্ঠান এটাৰ হৃষ্কালীন যোগান ৰেখা সূচাইছে, যিডাল ইয়াৰ হৃষ্কালীন প্রাণ্তিক ব্যয় ৰেখা (SMC) আৰু গড় পৰিৱৰ্তনশীল ব্যয় ৰেখা (AVC)-ৰ ওপৰত নিৰ্ভৰ কৰে।

4.4.2 ব্যবসায় প্রতিষ্ঠান এটাৰ দীৰ্ঘকালীন যোগান বেখা :

চিত্ৰ 4.9 লৈ চাওঁ আহা আৰু ব্যবসায় প্রতিষ্ঠান এটাৰ দীৰ্ঘকালীন যোগান বেখা উলিয়াওঁ। হুস্কালৰ দৰে ইয়াতো আমি এই কাৰ্যটো দুটা অংশত ভাগ কৰিম। প্ৰথমতে, আমি বজাৰ দাম নিম্নতম (দীৰ্ঘকালীন) ACতকৈ বেছি বা ইয়াৰ সমান হ'লে ব্যবসায় প্রতিষ্ঠানটোৱ লাভ সৰ্বোচ্চকাৰী উৎপন্ন উলিয়াম। ইয়াৰ পিছত আমি বজাৰ দাম নিম্নতম (দীৰ্ঘকালীন) ACতকৈ কম হ'লে ব্যবসায় প্রতিষ্ঠানটোৱ লাভ সৰ্বোচ্চকাৰী উৎপন্ন উলিয়াম।




বজাৰ দামৰ ভিন্ন মানৰ বাবে দীৰ্ঘকালত লাভ সৰ্বোচ্চকৰণ : চিত্ৰটোৱে লাভ সৰ্বোচ্চকাৰী ব্যবসায় প্রতিষ্ঠান এটাই দীৰ্ঘকালত বজাৰ দামৰ দুটা মান, p_1 , আৰু p_2 -ৰ বাবে বাছি লোৱা উৎপন্নৰ পৰিমাণ দেখুৱাইছে। যেতিয়া বজাৰ দাম p_1 , ব্যবসায় প্রতিষ্ঠানটোৱ উৎপন্নৰ পৰিমাণ q_1 ; যেতিয়া বজাৰ দাম p_2 , তেতিয়া ব্যবসায় প্রতিষ্ঠানটোৱে শূন্য উৎপন্ন উৎপাদন কৰে।

পৰিষ্টনা 1 : দাম নিম্নতম দীৰ্ঘকালীন গড় ব্যয় (LRAC) তকৈ বেছি বা ইয়াৰ সমান

ধৰা হ'ল, বজাৰ দাম p_1 , যিটো নিম্নতম LRACতকৈ বেছি। দীৰ্ঘকালীন প্ৰাণ্তিক ব্যয় (LRMC) বেখাৰ ওপৰলৈ উঠি যোৱা অংশত p_1 ক LRAC-ৰ সমান কৰি আমি উৎপন্নৰ পৰিমাণ q_1 পাওঁ। মন কৰিবা যে, q_1 ত LRAC বজাৰ দাম p_1 তকৈ বেছি নহয়। অৰ্থাৎ, অংশ 3ত আলোকপাত কৰা তিনিওটা চৰ্ত q_1 ত পূৰণ হৈছে। গতিকে, বজাৰ দাম p_1 হ'লে, দীৰ্ঘকালত ব্যবসায় প্রতিষ্ঠানটোৱ যোগান, q_1 পৰিমাণৰ উৎপন্নৰ সমান হয়।

পরিষটনা 2 : দাম নিম্নতম LRAC তকে কম

ধৰা হ'ল, বজাৰ দাম p_2 , যিটো নিম্নতম LRAC তকে কম। আমি যুক্তি আগবঢ়াইছো যে (অংশ 3-ৰ চৰ্ত 3 চোৱা) যদিহে এটা লাভ সৰ্বোচ্চকাৰী ব্যৱসায় প্ৰতিষ্ঠানে দীৰ্ঘকালত যোগাত্মক পৰিমাণৰ উৎপন্ন উৎপাদন কৰে, তেন্তে বজাৰ দাম p_2 সেই উৎপন্নৰ পৰিমাণত LRAC তকে বেছি বা ইয়াৰ সমান হ'ব লাগিব। কিন্তু চিত্ৰ 4.9 ত লক্ষ্য কৰা যে, সকলো যোগাত্মক উৎপন্নৰ পৰিমাণৰ বাবে LRAC, p_2 তকে বেছি। অৰ্থাৎ, ব্যৱসায় প্ৰতিষ্ঠানটোৱে এই ক্ষেত্ৰত যোগাত্মক পৰিমাণ যোগান ধৰিব নোৱাৰে। গতিকে, বজাৰ দাম p_2 হ'লৈ ব্যৱসায় প্ৰতিষ্ঠানটোৱ উৎপন্ন শূন্য হ'ব।



ব্যৱসায় প্ৰতিষ্ঠান এটাৰ দীৰ্ঘকালীন যোগান ৰেখা

উজ্জ্বল ৰেখাখণ্ডই ব্যৱসায় প্ৰতিষ্ঠান এটাৰ দীৰ্ঘকালীন যোগান ৰেখা দেখুৱাইছে, যিডাল ইয়াৰ দীৰ্ঘকালীন প্ৰাণ্তিক ব্যয় ৰেখা (LRMC) আৰু দীৰ্ঘকালীন গড় ব্যয় ৰেখা (LRAC)-ৰ ওপৰত নিৰ্ভৰ কৰে।

পৰিষটনা 1 আৰু 2ক একেলগা কৰি আমি এটা গুৰুত্বপূৰ্ণ সিদ্ধান্তলৈ আহিব পাৰো। নিম্নতম LRAC-ৰ পৰা ওপৰলৈ অহা LRMC-ৰ উৰ্ধমুখী অংশই হৈছে ব্যৱসায় প্ৰতিষ্ঠান এটাৰ দীৰ্ঘকালীন যোগান ৰেখা। নিম্নতম LRAC তকে কম সকলো দামৰ বাবে উৎপন্ন শূন্য হ'ব। চিত্ৰ 4.10ত, উজ্জ্বল ৰেখাখণ্ডই ব্যৱসায় প্ৰতিষ্ঠানটোৱ দীৰ্ঘকালীন যোগান ৰেখা সূচাইছে।

4.4.3 উৎপাদন বন্ধ বিন্দু (The Shut Down Point) :

আগতে যোগান রেখা উলিয়াওঁতে, আমি আলোচনা করিছো যে হৃস্বকালত ব্যরসায় প্রতিষ্ঠান এটাই তেতিয়ালৈকে উৎপাদন কার্য চলাই যায়, যেতিয়ালৈকে দাম নিম্নতম AVCতকৈ বেছি বা ইয়াৰ সমান হৈ থাকে। গতিকে, যোগান রেখাবে তললৈ নামি আহিলে আটাইতকৈ শেষৰ যিটো দাম-পৰিমাণ জেঁটত ব্যরসায় প্রতিষ্ঠানটোৱে যোগাঅন্বক পৰিমাণ উৎপাদন কৰে, সেইটোৱেই হৈছে AVC-ৰ নিম্নতম বিন্দু, য'ত SMC ৰেখাই AVC-ৰেখাক ছেদ কৰে। ইয়াৰ তলত, কোনো উৎপাদন নহয়। এই বিন্দুটোক ব্যরসায় প্রতিষ্ঠানটোৰ হৃস্বকালীন উৎপাদন বন্ধ বিন্দু বোলা হয়। অৱশ্যে দীৰ্ঘকালত LRAC ৰেখাৰ নিম্নতম বিন্দুটোহে উৎপাদন বন্ধ বিন্দু হয়।

4.4.4 স্বাভাৱিক লাভ আৰু সমাবস্থা বিন্দু (Break-even Point) :

উৎপাদনী প্ৰক্ৰিয়াত ব্যরসায় প্রতিষ্ঠান এটাই বিভিন্ন ধৰণৰ উপাদান ব্যৱহাৰ কৰে। তাৰে কিছুমান পাৰিলৈ ব্যরসায় প্রতিষ্ঠানটোৱে প্ৰত্যক্ষভাৱে দাম ভবিলগীয়া হয়। উদাহৰণ স্বৰূপে, যদিহে ব্যরসায় প্রতিষ্ঠানটোৱে শ্ৰম নিয়োগ কৰে, তাৰ বাবে শ্ৰমিকক মজুৰি দিব লগা হয়; যদিহে কেঁচা সামগ্ৰী ব্যৱহাৰ কৰে, তাকো কিনিব লগা হয়। অৱশ্যে, উৎপাদনৰ কিছুমান উপাদান ব্যৱহাৰ প্রতিষ্ঠানটোৰ নিজৰে থাকিব পাৰে, যাৰ বাবে কাকো দাম দিব লগা নহয়। এনেকুৱা উপাদানৰ প্ৰকাশ্য ব্যয় নাথাকে যদিও ব্যৱসায় প্রতিষ্ঠানটোৰ বাবে সুযোগ ব্যয় (Opportunity Cost) থাকে। ব্যৱসায় প্রতিষ্ঠানটোৱে এই উপাদানসমূহ বৰ্তমানৰ উৎপাদন কাৰ্যত ব্যৱহাৰ নকৰি অন্য উদ্দেশ্যতো ব্যৱহাৰ কৰিব পাৰিলৈহেঁতেন। আৰু যাৰ বাবে প্ৰতিদিন পালেহেঁতেন। এই পৰিহাৰ কৰা প্ৰতিদিনখিনিয়ে হৈছে ব্যৱসায় প্রতিষ্ঠানটোৰ সুযোগ ব্যয়। ব্যৱসায় প্রতিষ্ঠানটোৱে সাধাৰণতে এনেকুৱা পৰিমাণৰ লাভ অৰ্জন কৰিবলৈ বিচাৰে, যিটোৱে প্ৰকাশ্য ব্যয়ৰ লগতে সুযোগ ব্যয়ো সামৰি ল'ব পাৰে। লাভৰ যিটো পৰিমাণ, ব্যৱসায় প্রতিষ্ঠানটোৱে প্ৰকাশ্য ব্যয় আৰু সুযোগ ব্যয় সামৰি ল'ব পৰাকৈ যথেষ্ট, তাকে স্বাভাৱিক লাভ (Normal Profit) বোলে। মুঠ ব্যয়ৰ হিচাপ উলিয়াওঁতে যদিহে ব্যৱসায় প্রতিষ্ঠানটোৱে প্ৰকাশ্য ব্যয় আৰু সুযোগ ব্যয় দুয়োটকে অন্তৰ্ভুক্ত কৰে, তেন্তে স্বাভাৱিক লাভে লাভৰ সেইটো স্বৰকে বুজাৰ য'ত মুঠ বিক্ৰী আয় মুঠ ব্যয়ৰ সমান হয়। অৰ্থাৎ, স্বাভাৱিক লাভ হৈছে শুন্য লাভ। ব্যৱসায় প্রতিষ্ঠান এটাই স্বাভাৱিক লাভতকৈ বেছি যিথিনি লাভ অৰ্জন কৰে তাকে, অস্বাভাৱিক লাভ (Super-normal Profit) বোলে। দীৰ্ঘকালত যদিহে ব্যৱসায় প্রতিষ্ঠান এটাই স্বাভাৱিক লাভতকৈ সামান্য কমো অৰ্জন কৰে, তেন্তে একো উৎপাদন নকৰে। অৱশ্যে, হৃস্বকালত স্বাভাৱিক লাভতকৈ কম লাভ অৰ্জন কৰিলৈও উৎপাদন কাৰ্য চলিব পাৰে। যোগান রেখাৰ যিটো বিন্দুত ব্যৱসায় প্রতিষ্ঠান এটাই স্বাভাৱিক লাভ অৰ্জন কৰে, তাকে ব্যৱসায় প্রতিষ্ঠানটোৰ সমাবস্থা বিন্দু (Break-even Point) বোলে। অৰ্থাৎ, গড় ব্যয়ৰ নিম্নতম বিন্দু, য'ত যোগান ৰেখাই LRAC ৰেখা (হৃস্বকালত, SAC ৰেখা)ক কাটে, তাকে ব্যৱসায় প্রতিষ্ঠান এটাৰ সমাবস্থা বিন্দু বোলে।

সুযোগ ব্যয় (Opportunity Cost)

অর্থনীতিত প্রায়েই সুযোগ ব্যয়ৰ ধাৰণাটোৱ সন্মুখীন হোৱা দেখা যায়। যিকোনো এটা কাৰ্যৰ সুযোগ ব্যয় হৈছে দ্বিতীয় সৰ্বোৎকৃষ্ট কাৰ্যটোৱ পৰা পাৰ পৰা প্ৰতিদান, যিখিনি বাদ দিবলগীয়া হ'ল। ধৰা হ'ল, তোমাৰ Rs. 1000 আছে, যিখিনি তুমি তোমাৰ পৰিয়ালৰ ব্যৱসায়ত বিনিয়োগ কৰিব বিচাৰিছ। তোমাৰ এই কাৰ্যৰ সুযোগ ব্যয় কি? যদিহে বিনিয়োগ নকৰা, তুমি এই টকাখিনি ঘৰতে ৰাখি থ'ব পাৰা, যাৰ পৰা শূন্য প্ৰতিদান পাৰা, নতুবা তুমি এইখিনি বেংক-1 বা বেংক-2ত জমা থ'ব পাৰা, যাৰ পৰা ক্ৰমে 10 শতাংশ আৰু 5শতাংশ হাৰত সুদৰ হাৰ পাৰা। গতিকে, অন্য বিকল্প কাৰ্যসমূহৰ পৰা পাৰ পৰা সৰ্বোচ্চ প্ৰতিদান হ'ল বেংক-1ৰ সুদ। কিন্তু, টকাখিনি পৰিয়ালৰ ব্যৱসায়ত বিনিয়োগ কৰিলে, এই সুযোগ হৈৱৰাব লাগিব। অৰ্থাৎ, পৰিয়ালৰ ব্যৱসায়ত টকাখিনি বিনিয়োগ কৰাৰ সুযোগ ব্যয় হৈছে বেংক-1-ৰ পৰা পাৰ পৰা সুদ, যিখিনি বাদ দিবলগীয়া হ'ল।

4.5 ব্যৱসায় প্ৰতিষ্ঠান এটাৰ যোগান ৰেখাৰ নিৰ্ধাৰকসমূহ :

আগৰ অধ্যায়টোত আমি দেখিলো যে ব্যৱসায় প্ৰতিষ্ঠানৰ যোগান ৰেখা ইয়াৰ প্ৰাণ্তিক ব্যয় ৰেখাৰ এটা অংশ। গতিকে, ব্যৱসায় প্ৰতিষ্ঠানৰ প্ৰাণ্তিক ব্যয় ৰেখাক প্ৰভাৱাবিত কৰা যিকোনো কাৰকে ইয়াৰ যোগান ৰেখাৰ নিৰ্ধাৰক হ'ব। এই অংশত, আমি এনেকুৱা তিনিটা কাৰক আলোচনা কৰিম।

4.5.1 প্ৰযুক্তিগত উন্নয়ন (Technological Progress) :


ধৰা হ'ল, ব্যৱসায় প্ৰতিষ্ঠান এটাই নিৰ্দিষ্ট এটা সামগ্ৰী উৎপাদন কৰিবলৈ উৎপাদনৰ দুটা উপাদান ব্যৱহাৰ কৰে আৰু এই দুটা হৈছে মূলধন আৰু শ্ৰম। ব্যৱসায় প্ৰতিষ্ঠানটোৱ সাংগঠনিক উন্নৰণ এটাৰ পিছত একে পৰিমাণৰ মূলধন আৰু শ্ৰম প্ৰয়োগ কৰি অধিক উৎপাদন কৰিব পৰা হ'ল। আন কথাত ক'বলৈ গ'লৈ, নিৰ্দিষ্ট পৰিমাণৰ উৎপন্নৰ বাবে, সাংগঠনিক উন্নৰণৰ ফলত ব্যৱসায় প্ৰতিষ্ঠানটোক আগতকৈ কম উৎপাদনৰ উপাদান লগা হ'ল। ইয়াৰ ফলত, যিকোনো উৎপন্নৰ পৰিমাণত ব্যৱসায় প্ৰতিষ্ঠানটোৱ প্ৰাণ্তিক ব্যয় কমিব বুলি আশা কৰিব পাৰি, অৰ্থাৎ প্ৰাণ্তিক ব্যয় (MC) ৰেখা সোঁপিনলৈ (বা তললৈ) নামি আহিব। যিহেতু ব্যৱসায় প্ৰতিষ্ঠানটোৱ যোগান ৰেখা ইয়াৰ MC ৰেখাৰ এটা অংশ, প্ৰযুক্তিগত উন্নয়নে ব্যৱসায় প্ৰতিষ্ঠানৰ যোগান ৰেখাক সোঁপিনলৈ ঠেলি পঢ়িয়াব। যিকোনো বজাৰ দামত, এতিয়া ব্যৱসায় প্ৰতিষ্ঠানটোৱে অধিক একক উৎপন্ন যোগান ধৰিব।

4.5.2 উৎপাদনৰ উপাদানৰ দাম (Input Prices) :

উৎপাদনৰ উপাদানৰ দামৰ পৰিৱৰ্তনেও ব্যৱসায় প্ৰতিষ্ঠান এটাৰ যোগান ৰেখাৰ ওপৰত প্ৰভাৱ পেলায়। যদি এটা উপাদানৰ দাম (ধৰা হ'ল, শ্ৰমৰ মজুৰিৰ হাৰ) বৃদ্ধি পায়, উৎপাদনী ব্যয়ো বৃদ্ধি পায়। ইয়াৰ ফলত, যিকোনো উৎপন্নৰ পৰিমাণত গড় ব্যয় বৃদ্ধি পোৱাৰ লগে লগে, সাধাৰণতে প্ৰাণ্তিক ব্যয়ো বৃদ্ধি পায়। MC ৰেখা বাওঁপিনলৈ (বা ওপৰলৈ) উঠি যায়, অৰ্থাৎ ব্যৱসায় প্ৰতিষ্ঠানটোৱে যোগান ৰেখাও বাওঁপিনলৈ যায়। যিকোনো বজাৰ দামত, এতিয়া ব্যৱসায় প্ৰতিষ্ঠানটোৱে আগতকৈ কৰ একক উৎপন্ন যোগান ধৰিব।

4.5.3 একক কৰ (Unit Tax) :


উৎপন্নৰ প্ৰতি একক বিক্ৰীৰ বাবে চৰকাৰে যি কৰ আৰোপ কৰে, তাকে একক কৰ ৰোলে। উদাহৰণস্বৰূপে ধৰা হ'ল যে চৰকাৰে আৰোপ কৰা এটা কৰ হৈছে Rs. 2। এতিয়া যদিহে ব্যৱসায় প্ৰতিষ্ঠানটোৱে সামগ্ৰীটোৱে 10 একক উৎপাদন কৰে আৰু বিক্ৰী কৰে, তেন্তে ব্যৱসায় প্ৰতিষ্ঠানটোৱে চৰকাৰক প্ৰদান কৰিবলগীয়া মুঠ কৰ হ'ব $10 \times Rs. 2 = Rs. 20$ ।



ব্যয় ৰেখা আৰু একক কৰ : $LRAC^0$ আৰু $LRMC^0$ হৈছে ক্ৰমে, একক কৰ আৰোপ কৰাৰ আগত ব্যৱসায় প্ৰতিষ্ঠান এটাৰ দীৰ্ঘকালীন গড় ব্যয় ৰেখা আৰু দীৰ্ঘকালীন প্ৰাণ্তিক ব্যয় ৰেখা। $LRAC^1$ আৰু $LRMC^1$ হৈছে ক্ৰমে Rs. t পৰিমাণৰ একক কৰ আৰোপ কৰাৰ পিছত ব্যৱসায় প্ৰতিষ্ঠানটোৱে দীৰ্ঘকালীন গড় ব্যয় ৰেখা আৰু দীৰ্ঘকালীন প্ৰাণ্তিক ব্যয় ৰেখা।

এটা একক কর আরোপ করার পিছত ব্যবসায় প্রতিষ্ঠান এটার দীর্ঘকালীন যোগান বেখাৰ কিদৰে পৰিৱৰ্তন হয়? চিৰি 4.11 লৈ চাওঁ আহা। একক কৰটো আৰোপ কৰাব আগতে ব্যবসায় প্রতিষ্ঠানটোৰ দীর্ঘকালীন প্ৰাণ্টিক ব্যয় বেখা আৰু দীর্ঘকালীন গড় ব্যয় বেখা আছিল ক্ৰমে $LRMC^0$ আৰু $LRAC^0$ । এতিয়া ধৰা হ'ল চৰকাৰে $Rs. t$ পৰিমাণৰ একক কৰ আৰোপ কৰিলে। যিহেতু ব্যবসায় প্রতিষ্ঠানটোৱে উৎপাদিত সামগ্ৰীৰ প্ৰতি এককৰ বাবে অতিৰিক্ত $Rs. t$ খৰচ কৰিব লগা হ'ল, যিকোনো উৎপন্নৰ পৰিমাণত ব্যবসায় প্রতিষ্ঠানটোৰ দীর্ঘকালীন গড় ব্যয় আৰু দীর্ঘকালীন প্ৰাণ্টিক ব্যয় $Rs. t$ পৰিমাণেৰে বৃদ্ধি পাব। চিৰি 4.11 ত $LRMC^1$ আৰু $LRAC^1$ হৈছে ক্ৰমে একক কৰ আৰোপ কৰাব পিছত ব্যবসায় প্রতিষ্ঠানটোৰ দীর্ঘকালীন প্ৰাণ্টিক ব্যয় বেখা আৰু দীর্ঘকালীন গড় ব্যয় বেখা।

মনত পেলোৱা, ব্যবসায় প্রতিষ্ঠান এটাৰ দীর্ঘকালীন যোগান বেখা হৈছে নিম্নতম $LRAC$ ৰ পৰা ওপৰলৈ থকা $LAMC$ ৰ উৰ্ধমুখী অংশ আৰু নিম্নতম $LRAC$ তকৈ কম সকলো দামৰ বাবে উৎপাদন শূন্য। এই কথাখিনিকে ভিন্নি কৰি আমি চিৰি 4.12 ত পাইছো যে S^0 আৰু S^1 হৈছে ক্ৰমে একক কৰা আৰোপ কৰাব আগৰ আৰু পিছৰ ব্যবসায় প্রতিষ্ঠানটোৰ দীর্ঘকালীন যোগান বেখা। মন কৰিবা যে একক কৰে ব্যবসায় প্রতিষ্ঠানটোৰ দীর্ঘকালীন যোগান বেখাক বাওঁপিনলৈ ঠেলি পঢ়িয়ায়। যিকোনো বজাৰ দামত এতিয়া ব্যবসায় প্রতিষ্ঠানটোৱে আগতকৈ কম উৎপন্ন যোগান ধৰিব।



যোগান বেখা আৰু একক কৰ : S^0 হৈছে একক কৰ আৰোপ কৰাব আগত ব্যবসায় প্রতিষ্ঠান এটাৰ যোগান বেখা। $Rs. t$ পৰিমাণৰ একক কৰ আৰোপ কৰাব পিছত ব্যবসায় প্রতিষ্ঠানটোৰ যোগান বেখা হ'ব S^1 ।

4.6. বজাৰ যোগান ৰেখা :

বজাৰ দামৰ বিভিন্ন মান (y অক্ষত বহুগুৱা) ত বজাৰখনৰ বিভিন্ন ব্যৱসায়ত প্ৰতিষ্ঠানে মুঠ হিচাপত যিমান উৎপন্ন (x অক্ষত বহুগুৱা) উৎপাদন কৰে, তাক বজাৰ যোগান ৰেখাই দেখুৱায়।

বজাৰ যোগান ৰেখা কিদৰে উলিওৱা হয় ? এখন বজাৰৰ কথা বিবেচনা কৰা, য'ত n টা ব্যৱসায় প্ৰতিষ্ঠান আছে; ব্যৱসায় প্ৰতিষ্ঠান 1, ব্যৱসায় প্ৰতিষ্ঠান 2, ব্যৱসায় প্ৰতিষ্ঠান 3,এনে ধৰণে। ধৰা হ'ল, বজাৰ দাম p ত ধাৰ্য কৰা হৈছে। তেওত্যা n টা ব্যৱসায় প্ৰতিষ্ঠানে উৎপাদন কৰা মুঠ উৎপন্নৰ পৰিমাণ হ'ব $[p$ দামত ব্যৱসায় প্ৰতিষ্ঠান 1 ৰ যোগান] + $[p$ দামত ব্যৱসায় প্ৰতিষ্ঠান 2 ৰ যোগান] +..... + $[p$ দামত ব্যৱসায় প্ৰতিষ্ঠান n ৰ যোগান]। অৰ্থাৎ p দামত বজাৰ যোগান হৈছে সেই দামত গাইণ্টটীয়া ব্যৱসায় প্ৰতিষ্ঠানবোৰৰ যোগানৰ যোগফল।

এতিয়া আমি বজাৰখনৰ মাত্ৰ দুটা ব্যৱসায় প্ৰতিষ্ঠান, ব্যৱসায় প্ৰতিষ্ঠান 1 আৰু ব্যৱসায় প্ৰতিষ্ঠান 2 আছে বুলি ধৰি লৈ জ্যামিতিকভাৱে বজাৰ যোগান ৰেখা গঠন কৰো আহা। দুয়োটা ব্যৱসায় প্ৰতিষ্ঠানৰে ব্যয়-গাঁথনি বেলেগ বেলেগ। বজাৰ দাম p_1 তকৈ কম হ'লে ব্যৱসায় প্ৰতিষ্ঠান 1 এ একো উৎপাদন নকৰে। আনহাতে, বজাৰ দাম p_2 তকৈ কম হ'লে ব্যৱসায় প্ৰতিষ্ঠান 2 এ একো উৎপাদন নকৰে। আকৌ ধৰি লোৱা যে p_2 , p_1 তকৈ বেছি।


চিৰ 4.13 ৰ পেনেল (a) ত আমি ব্যৱসায় প্ৰতিষ্ঠান 1 ৰ যোগান ৰেখা S_1 পাইছো। পেনেল (b) ত ব্যৱসায় প্ৰতিষ্ঠান-2 ৰ যোগান ৰেখা S_2 পাইছো। চিৰ 4.13 ৰ পেনেল (c) যে বজাৰ যোগান ৰেখা S_m দেখুৱাইছে। যেতিয়া বজাৰ দাম p_1 তকৈ কম হয় দুয়োটা ব্যৱসায় প্ৰতিষ্ঠানে সামগ্ৰীটোৱ কোনো পৰিমাণ উৎপাদন নকৰে। গতিকে এনেকুৱা দামৰ বাবে বজাৰ যোগানো শূন্য হ'ব। p_1 ৰ সমান বা ইয়াতকৈ বেছি, কিন্তু p_2 তকৈ কম বজাৰ দামৰ বাবে কেৱল ব্যৱসায় প্ৰতিষ্ঠান 1 এহে যোগাত্মক পৰিমাণ উৎপাদন কৰিব। গতিকে এই পৰিসৰত বজাৰ যোগান ৰেখা ব্যৱসায় প্ৰতিষ্ঠান 1 ৰ যোগান ৰেখাৰ সৈতে একে হ'ব। p_2 ৰ সমান বা ইয়াতকৈ বেছি বজাৰ দামৰ বাবে দুয়োটা ব্যৱসায় প্ৰতিষ্ঠানে যোগাত্মক পৰিমাণ উৎপাদন কৰিব। উদাহৰণস্বৰূপে বজাৰ দাম p_3 (p_3, p_2 তকৈ বেছি) ত ব্যৱসায় প্ৰতিষ্ঠান 1 এ উৎপাদনৰ q_3 একক যোগান ধৰে আৰু ব্যৱসায় প্ৰতিষ্ঠান 2 এ q_4 একক যোগান ধৰে। গতিকে p_3 দামত বজাৰ যোগান হ'ব q_5 য'ত $q_5 = q_3 + q_4$ । মন কৰা, পেনেল (c) ত কিদৰে বজাৰ যোগান ৰেখা S_m গঠন কৰা হৈছে। বজাৰখনৰ দুয়োটা ব্যৱসায় প্ৰতিষ্ঠানৰ যোগান ৰেখা S_1 আৰু S_2 ৰ আনুভূমিক সমষ্টিৰ পৰা আমি বজাৰ যোগান ৰেখা S_m উলিয়াইছো।

এইটো মনকৰিবলগীয়া যে বজাৰখনৰ এক নিৰ্দিষ্ট সংখ্যক ব্যৱসায় প্ৰতিষ্ঠানৰ বাবে বজাৰ যোগান ৰেখা উলিওৱা হৈছে। ব্যৱসায় প্ৰতিষ্ঠানৰ সংখ্যাৰ পৰিৱৰ্তন হোৱাৰ লগে লগে বজাৰ যোগান ৰেখাৰো স্থানৰ

পরিৰ্বৰ্তন হয়। বজাৰখনত ব্যৱসায় প্ৰতিষ্ঠানৰ সংখ্যা বৃদ্ধি (হ্রাস) পালে, বজাৰ যোগান ৰেখা সোঁপিনলৈ (বাঞ্চিপিনলৈ) স্থানান্তৰ হয়।

এতিয়া আমি ওপৰত আগবঢ়োৱা বৈধিক বিশ্লেষণটোৱা পৰিপূৰক হিচাপে ইয়াৰ লগত মিল থকা সাংখ্যিক উদাহৰণ এটা আগবঢ়াম। এখন বজাৰৰ কথা বিবেচনা কৰা, য'ত দুটা ব্যৱসায় প্ৰতিষ্ঠান আছে; ব্যৱসায় প্ৰতিষ্ঠান 1 আৰু ব্যৱসায় প্ৰতিষ্ঠান 2। ধৰাহ'ল, ব্যৱসায় প্ৰতিষ্ঠান 1 ৰ যোগান ৰেখা এনে ধৰণৰ :

$$S_1(p) = \begin{cases} 0 : p < 10 \\ p - 10 : p \geq 10 \end{cases}$$



চিত্ৰ 4.13

বজাৰ যোগান ৰেখা : পেনেল (a) যে ব্যৱসায় প্ৰতিষ্ঠান 1 ৰ যোগান ৰেখা দেখুৱাইছে। পেনেল (b) যে ব্যৱসায় প্ৰতিষ্ঠান 2 ৰ যোগান ৰেখা দেখুৱাইছে। পেনেল (c) যে বজাৰ যোগান ৰেখা দেখুৱাইছে, যিডাল ব্যৱসায় প্ৰতিষ্ঠান দুটাৰ যোগান ৰেখাৰ আনুভূমিক সমষ্টিৰ পৰা পোৱা যায়।

মনকৰা, $S_1(p)$ যে দুটা কথা নিৰ্দেশ কৰিছে :

- যদিহে বজাৰ দাম p , 10 তকৈ কম হয়, ব্যৱসায় প্ৰতিষ্ঠান 1 এ 0 উৎপাদন কৰিব।
- যদিহে বজাৰ দাম p , 10 ৰ সমান বা 10 তকৈ ডাঙৰ হয়, ব্যৱসায় প্ৰতিষ্ঠান 1 এ $(p-10)$ উৎপাদন কৰিব। এতিয়া ধৰা, ব্যৱসায় প্ৰতিষ্ঠান 2 ৰ যোগান ৰেখা এনেধৰণৰ—

$$S_1(p) = \begin{cases} 0 : p < 15 \\ p - 15 : p \geq 15 \end{cases}$$

$S_2(p)$ ৰ তাৎপর্য ব্যাখ্যা $S_1(p)$ ৰ নিচিনা, সেয়েহে সেইখনি বাদ দিয়া হৈছে। এতিয়া বজাৰ যোগান
ৰেখা $Sm(p)$ ৱে ব্যৱসায় প্ৰতিষ্ঠান দুটাৰ যোগান ৰেখাৰ সমষ্টিক দেখুৱায়। অৰ্থাৎ

$$Sm(p) = S_1(p) + S_2(p)$$

কিন্তু, এইটোৱে ইয়াকে বুজায় ৱে $Sm(p)$ এনেধৰণৰ হ'ব।

$$Sm(p) = \begin{cases} 0 & : p < 1 \\ p - 10 & : p \geq 10 \\ (p - 10) + (p - 15) = 2p - 25 & : p \geq 15 \end{cases}$$

আৰু $p < 15$

4.7. যোগানৰ দাম স্থিতিস্থাপকতা :

সামগ্ৰী এটাৰ যোগানৰ দাম স্থিতিস্থাপকতাই সামগ্ৰীটোৰ দামৰ পৰিৱৰ্তনৰ প্ৰতি ইয়াৰ যোগানৰ
সংবেদনশীলতাৰ জোখ লয়। e_s ৰ দ্বাৰা যোগানৰ দাম স্থিতিস্থাপকতা বুজোৱা হয় আৰু ইয়াক এনে ধৰণে
সংজ্ঞাবদ্ধ কৰিব পাৰি :

$$যোগানৰ দাম স্থিতিস্থাপকতা (e_s) = \frac{\text{যোগানৰ পৰিমাণৰ শতাংশ পৰিৱৰ্তন}}{\text{দামৰ শতাংশ পৰিৱৰ্তন}}$$

এটা সামগ্ৰীৰ বজাৰ যোগান ৰেখা $\{S_m(p)\}$ দিয়া থাকিলে, ধৰা হ'ল সামগ্ৰীটোৰ বজাৰ দাম p^0 ত ইয়াৰ
বজাৰ যোগানৰ পৰিমাণ q^0 । কোনো কাৰণত সামগ্ৰীটোৰ বজাৰ দাম p^0 ৰ পৰা p^1 লৈ পৰিৱৰ্তন হ'ল। q^1
হৈছে বজাৰ দাম p^1 ত সামগ্ৰীটোৰ বজাৰ যোগানৰ পৰিমাণ। মন কৰা যে, যেতিয়া বজাৰ দাম p^0 ৰ পৰা p^1
লৈ পৰিৱৰ্তন হয়, তেতিয়া দামৰ শতাংশ পৰিৱৰ্তন হয় $100 \times \frac{(p^1 - p^0)}{p^0}$; একেধৰণে, যেতিয়া যোগানৰ
পৰিমাণ q^0 ৰ পৰা q^1 লৈ পৰিৱৰ্তন হয়, তেতিয়া যোগানৰ শতাংশ পৰিৱৰ্তন হয় $100 \times \frac{(q^1 - q^0)}{q^0}$ । গতিকে,

$$e_s = \frac{100 \times (q^1 - q^0) / q^0}{100 \times (p^1 - p^0) / p^0}$$

$$= \frac{q^1 / q^0 - 1}{p^1 / p^0 - 1}$$

আরু বেছি ভালদৰে বুজিবলৈ তলত দিয়া সাংখ্যিকীয় উদাহৰণটোলৈ মন কৰা। ধৰাহ'ল ক্ৰিকেট বলৰ বজাৰ পূৰ্ণ প্ৰতিযোগিতামূলক। যেতিয়া এটা ক্ৰিকেট বলৰ দাম Rs. 10, ধৰি লোৱা যে বজাৰখনৰ আটাইবোৰ ব্যৱসায় প্ৰতিষ্ঠানে সমষ্টিগতভাৱে 200 ক্ৰিকেট বল উৎপাদন কৰে। যেতিয়া ক্ৰিকেট বল এটাৰ দাম Rs. 30 লৈ বৃদ্ধি পালে, ধৰি লোৱা যে বজাৰখনৰ আটাইবোৰ ব্যৱসায় প্ৰতিষ্ঠানে সমষ্টিগতভাৱে 1000 ক্ৰিকেট বল উৎপাদন কৰিলে। তেতিয়া,

$$1. \frac{q^1}{q^0} - 1 = \frac{1000}{200} - 1 = 4$$

$$2. \frac{p^1}{p^0} - 1 = \frac{30}{10} - 1 = 2$$

$$3. e_s = \frac{4}{2} = 2$$

যোগান ৰেখা যেতিয়া উলম্ব হয়, তেতিয়া যোগান, দামৰ প্ৰতি সম্পূৰ্ণ অংসবেদনশীল হয় আৰু যোগানৰ স্থিতিস্থাপকতা শুন্য হয়। অন্য ক্ষেত্ৰত, যেতিয়া যোগান ৰেখা যোগাত্মকভাৱে হেলনীয়া হয়, দাম বৃদ্ধি পালে যোগান বৃদ্ধি পায় আৰু সেয়েহে যোগানৰ স্থিতিস্থাপকতা যোগাত্মক হয়। চাহিদাৰ দাম স্থিতিস্থাপকতাৰ দৰে যোগানৰ দাম স্থিতিস্থাপকতাও এককৰ ওপৰত নিৰ্ভৰশীল নহয়।


4.7.1 জ্যামিতিক পদ্ধতি :

চিত্ৰ 4.14 লৈ চোৱা। পেনেল (a) যো এডাল সৰল ৰৈখিক যোগান ৰেখা দেখুৱাইছে। S হৈছে যোগান ৰেখাৰ এটা বিন্দু। যোগান ৰেখাডালে দাম অক্ষক ইয়াৰ যোগাত্মক পৰিসৰৰ ভিতৰত কাটে। সৰল ৰেখাডাল বঢ়াই দিলে ই পৰিমাণ অক্ষক M বিন্দুত কাটে, যি পৰিমাণ অক্ষৰ ঝণাত্মক পৰিসৰৰ ভিতৰত অৱস্থিত। S বিন্দুত এই যোগান ৰেখাডালৰ দাম স্থিতিস্থাপকতা হৈছে $\frac{Mq_0}{Oq_0}$ । এনেকুৱা এডাল যোগান ৰেখাৰ যিকোনো

বিন্দু S ত আমি দেখা পাওঁ যে $Mq_0 > Oq_0$ । গতিকে এনেকুরা এডাল যোগান বেখার যিকোনো বিন্দুত, স্থিতিস্থাপকতা 1 তকে বেছি হ'ব।

পেনেল (C) তো আমি এডাল সরল বৈধিক যোগান বেখা লৈছো আৰু S ইয়াৰ এটা বিন্দু। বেখাডালে পৰিমাণ-অক্ষক M বিন্দুত কাটে, যি ইয়াৰ যোগাত্মক পৰিসৰৰ ভিতৰত অৱস্থিত। S বিন্দুত, যোগান বেখাডালৰ দাম স্থিতিস্থাপকতা $\frac{Mq_0}{Oq_0}$ অনুপাতৰ দ্বাৰা দিয়া হয়। এতিয়া $Mq_0 < Oq_0$, গতিকে $e_s < 1$ । S যোগান বেখাডালৰ যিকোনো বিন্দু হ'ব পাৰে। গতিকে এনেকুৱা এডাল যোগান বেখার সকলো বিন্দুত $e_s < 1$ ।

এতিয়া আমি পেনেল (b) লৈ আহো। ইয়াত যোগান বেখা মূলবিন্দুৰ মাজেৰে গৈছে। ধাৰণা কৰি ল'ব পাৰি যে ইয়াত M বিন্দুৰে মূলবিন্দুৰ লগত সহাবস্থান কৰিছে, অৰ্থাৎ Mq_0, Oq_0 ৰ সমান হৈছে। S বিন্দুত এই যোগান বেখার দাম স্থিতিস্থাপকতা $\frac{Oq_0}{Oq_0}$ অনুপাতৰ দ্বাৰা দিয়া হয়, যি 1 ৰ সমান। মূলবিন্দুৰ মাজেৰে যোৱা সরল বৈধিক যোগান বেখার যিকোনো বিন্দুত দাম স্থিতিস্থাপকতা একৰ সমান।



চিত্ৰ : 4.14

সরল বৈধিক যোগান বেখার লগত জড়িত দাম স্থিতিস্থাপকতা : পেনেল (a) ত S বিন্দুত দাম স্থিতিস্থাপকতা (e_s) 1 তকে বেছি। পেনেল (b) ত S বিন্দুত দাম স্থিতিস্থাপকতা $e_s = 1$ ৰ সমান। পেনেল (c) ত S বিন্দুত দাম স্থিতিস্থাপকতা (e_s) '1' তকে কম।

সাৰাংশ (Summary)

- পূর্ণ প্ৰতিযোগিতামূলক বজাৰত, ব্যৱসায় প্ৰতিষ্ঠানসমূহ হৈছে দাম গ্ৰহণ কৰোতা।
- ব্যৱসায় প্ৰতিষ্ঠান এটাৰ মুঠ বিক্ৰী আয় হৈছে উৎপাদিত সামগ্ৰীটোৱ বজাৰ দাম আৰু প্ৰতিষ্ঠানটোৱ দ্বাৰা সামগ্ৰীটোৱ উৎপাদিত পৰিমাণৰ পূৰণফল।
- দাম গ্ৰহণ কৰোতা ব্যৱসায় প্ৰতিষ্ঠান এটাৰ বাবে গড় বিক্ৰী আয়, বজাৰ দামৰ সমান।
- দাম গ্ৰহণ কৰোতা ব্যৱসায় প্ৰতিষ্ঠান এটাৰ বাবে প্ৰাণ্তিক বিক্ৰী আয় বজাৰ দামৰ সমান।
- পূর্ণ প্ৰতিযোগিতামূলক বজাৰত ব্যৱসায় প্ৰতিষ্ঠান এটাই সন্ধুখীন হোৱা চাহিদা ৰেখা সম্পূৰ্ণ স্থিতিস্থাপক হয়; ই বজাৰ দামত, আনুভূমিক সৰল ৰেখা।
- ব্যৱসায় প্ৰতিষ্ঠান এটাৰ লাভ ইয়াৰ মুঠ বিক্ৰী আয় আৰু মুঠ ব্যয়ৰ পাৰ্থক্য।
- যদিহে এনেকুৱা এটা যোগাঅৱক উৎপন্ন স্তৰ থাকে, য'ত দীৰ্ঘকালত ব্যৱসায় প্ৰতিষ্ঠান এটাৰ লাভ সৰ্বোচ্চ হয়, তেন্তে সেই উৎপন্ন স্তৰত তিনিটা চৰ্ত পূৰণ হ'ব লাগিব :
 - (i) $p = SMC$
 - (ii) SMC ক্ৰমত্বাসমান নহয়
 - (iii) $P \geq AVC$
- যদিহে এনেকুৱা এটা যোগাঅৱক উৎপন্ন স্তৰ থাকে, য'ত দীৰ্ঘকালত ব্যৱসায় প্ৰতিষ্ঠান এটাৰ লাভ সৰ্বোচ্চ হয়, তেন্তে সেই উৎপন্ন স্তৰত তিনিটা চৰ্ত পূৰণ হ'ব লাগিব :
 - (i) $p = LRMC$
 - (ii) $LRMC$ ক্ৰমত্বাসমান নহয়
 - (iii) $p \geq LRAC$
- ব্যৱসায় প্ৰতিষ্ঠান এটাৰ দীৰ্ঘকালীন যোগান ৰেখা হৈছে নিম্নতম AVC ৰ পৰা ওপৰলৈ থকা SMC ৰেখাৰ উৰ্ধমুখী অংশ আৰু নিম্নতম AVC তকৈ কম সকলো দামৰ বাবে উৎপাদন শূন্য।
- ব্যৱসায় প্ৰতিষ্ঠান এটাৰ দীৰ্ঘকালীন যোগান ৰেখা হৈছে নিম্নতম $LRAC$ ৰ পৰা ওপৰলৈ থকা $LRMC$ ৰ উৰ্ধমুখী অংশ আৰু নিম্নতম $LRAC$ তকৈ কম সকলো দামৰ বাবে উৎপাদন শূন্য।
- প্ৰযুক্তিগত উন্নয়নে ব্যৱসায় প্ৰতিষ্ঠান এটাৰ যোগান ৰেখাক সোঁপিনলৈ ঠেলি পঠিয়াব বুলি আশা কৰিব পাৰি।
- উৎপাদনৰ উপাদানৰ দাম বৃদ্ধি (হ্ৰাস) যে ব্যৱসায় প্ৰতিষ্ঠান এটাৰ যোগানৰ ৰেখাক বাঞ্চিনলৈ (সোঁপিনলৈ) ঠেলি পঠিয়াব বুলি আশা কৰিব পাৰি।

- একক কর আরোপে ব্যবসায় প্রতিষ্ঠানৰ যোগান ৰেখাক বাঁওপিনলৈ ঢেলি পঠিয়ায়।
- গাইণ্টীয়া ব্যবসায় প্রতিষ্ঠানসমূহৰ যোগান ৰেখাসমূহৰ আনুভূমিক সমষ্টিৰ পৰা বজাৰ যোগান ৰেখা পোৱা যায়।
- সামগ্ৰী এটাৰ বজাৰ দামৰ এক শতাংশ পৰিৱৰ্তনৰ ফলত সামগ্ৰীটোৱ যোগানৰ যিমান শতাংশ পৰিৱৰ্তন হয় তাকে সামগ্ৰীটোৱ যোগানৰ দাম স্থিতিস্থাপকতা বোলা হয়।

মূল ধাৰণাসমূহ (Key Concepts)

| | |
|-------------------|---------------------------------|
| পূৰ্ণ প্রতিযোগিতা | বিক্ৰী আয়, লাভ |
| লাভ সৰ্বোচ্চকৰণ | ব্যবসায় প্রতিষ্ঠানৰ যোগান ৰেখা |
| বজাৰ যোগান ৰেখা | যোগানৰ দাম স্থিতিস্থাপকতা |

অনুশীলনী (Exercises)

- পূৰ্ণ প্রতিযোগিতামূলক বজাৰ বৈশিষ্ট্যসমূহ কি কি?
- ব্যবসায় প্রতিষ্ঠান এটাৰ মুঠ বিক্ৰী আয়, বজাৰ দাম আৰু প্রতিষ্ঠানটোৱ মুঠ বিক্ৰীৰ পৰিমাণ, এটা আনন্দটোৱ লগত কিভাৱে জড়িত?
- ‘দাম ৰেখা’ কি?
- কি কাৰণে দাম গ্ৰহণ কৰোতা ব্যবসায় প্রতিষ্ঠান এটাৰ মুঠ বিক্ৰী আয় ৰেখা ওপৰলৈ উঠি যোৱা সৰলোকে হয়? কিয় এই ৰেখাডাল মূলবিন্দুৰ মাজেৰে যায়?
- দাম গ্ৰহণ কৰোতা ব্যবসায় প্রতিষ্ঠান এটাৰ গড় বিক্ৰী আয় আৰু বজাৰ দামৰ মাজৰ সম্পৰ্ক কি?
- দাম গ্ৰহণ কৰোতা ব্যবসায় প্রতিষ্ঠান এটাৰ প্ৰাণ্তিক বিক্ৰী আয় আৰু বজাৰ দামৰ মাজৰ সম্পৰ্ক কি?
- প্রতিযোগিতামূলক বজাৰ এখনত লাভ সৰ্বোচ্চকাৰী ব্যবসায় প্রতিষ্ঠান এটাই যোগাত্মক উৎপন্ন উৎপাদন কৰিবলৈ হ'লৈ কি কি চৰ্ত পূৰণ হ'ব লাগিব?
- প্রতিযোগিতামূলক বজাৰ এখনত লাভ সৰ্বোচ্চকাৰী ব্যবসায় প্রতিষ্ঠান এটাই উৎপাদন কৰা এনেকুৱা এটা যোগাত্মক উৎপন্ন স্তৰ থাকিব পাৰেনে য'ত বজাৰ দাম প্ৰাণ্তিক ব্যয়ৰ সমান নহয়? এটা ব্যাখ্যা আগবঢ়োৱা।

9. প্রাণ্তিক ব্যয়ৰ ক্ৰমহুসমান পৰিসৰত প্ৰতিযোগিতামূলক বজাৰৰ লাভ সৰ্বোচ্চকাৰী ব্যৱসায় প্ৰতিষ্ঠান এটাই যোগাত্মক উৎপন্ন উৎপাদন কৰিবনে? এটা ব্যাখ্যা আগবঢ়োৱা।
10. বজাৰ দাম নিম্নতম AVC তকে কম হ'লে হুস্কালত প্ৰতিযোগিতামূলক বজাৰৰ লাভ সৰ্বোচ্চকাৰী ব্যৱসায় প্ৰতিষ্ঠান এটাই যোগাত্মক উৎপন্ন উৎপাদন কৰিবনে? এটা ব্যাখ্যা আগবঢ়োৱা।
11. বজাৰ দাম নিম্নতম AC তকে কম হ'লে দীৰ্ঘকালত প্ৰতিযোগিতামূলক বজাৰৰ লাভ সৰ্বোচ্চকাৰী ব্যৱসায় প্ৰতিষ্ঠান এটাই যোগাত্মক উৎপন্ন উৎপাদন কৰিবনে? এটা ব্যাখ্যা আগবঢ়োৱা।
12. হুস্কালত ব্যৱসায় প্ৰতিষ্ঠান এটাৰ যোগান ৰেখা কি?
13. দীৰ্ঘকালত ব্যৱসায় প্ৰতিষ্ঠান এটাৰ যোগান ৰেখা কি?
14. প্ৰযুক্তিগত উন্নয়নে ব্যৱসায় প্ৰতিষ্ঠান এটাৰ যোগান ৰেখাক কিদৰে প্ৰভাৱান্বিত কৰে?
15. একক কৰ আৰোপে ব্যৱসায় প্ৰতিষ্ঠান এটাৰ যোগান ৰেখাক কিদৰে প্ৰভাৱান্বিত কৰে?
16. উৎপাদনৰ উপাদান এটাৰ দাম বৃদ্ধিয়ে ব্যৱসায় প্ৰতিষ্ঠান এটাৰ যোগান ৰেখাক কিদৰে প্ৰভাৱান্বিত কৰে?
17. বজাৰ এখনৰ ব্যৱসায় প্ৰতিষ্ঠানৰ সংখ্যা বৃদ্ধিয়ে বজাৰ যোগান ৰেখাক কিদৰে প্ৰভাৱান্বিত কৰে?
18. যোগানৰ দাম স্থিতিস্থাপকতাই কি বুজায়? ইয়াক আমি কিদৰে জোখো?
19. তলৰ তালিকাখনত মুঠ বিক্ৰী আয় (TR), প্রাণ্তিক বিক্ৰী আয় (MR) আৰু গড় বিক্ৰী আয় (AR) সূচীসমূহ গণনা কৰি উলিওৱা। সামগ্ৰীটোৱ প্ৰতি এককৰ বজাৰ দাম 10।

| বিক্ৰীৰ পৰিমাণ | TR | MR | AR |
|----------------|----|----|----|
| 0 | | | |
| 1 | | | |
| 2 | | | |
| 3 | | | |
| 4 | | | |
| 5 | | | |
| 6 | | | |

20. তলৰ তালিকাখনে প্ৰতিযোগিতামূলক ব্যৱসায় প্ৰতিষ্ঠান এটাৰ মুঠ বিক্ৰী আয় আৰু মুঠ ব্যয় সূচী দেখুৱাইছে। প্ৰত্যেক উৎপন্ন স্তৰৰ বাবে লাভ উলিওৱা। লগতে সামগ্ৰীটোৱ বজাৰ দামো নিৰ্ধাৰণ কৰা।

| বিক্রীর পরিমাণ | TR(Rs.) | TC (Rs.) | লাভ |
|----------------|---------|----------|-----|
| 0 | 0 | 5 | |
| 1 | 5 | 7 | |
| 2 | 10 | 10 | |
| 3 | 15 | 12 | |
| 4 | 20 | 15 | |
| 5 | 25 | 23 | |
| 6 | 30 | 33 | |
| 7 | 35 | 40 | |

21. তলৰ তালিকাখনে প্রতিযোগিতামূলক ব্যৱসায় প্রতিষ্ঠান এটাৰ মুঠ ব্যয় সূচী দেখুৱাইছে। দিয়া আছে যে সামগ্ৰীটোৱ দাম Rs.10। প্ৰত্যেক উৎপন্ন স্তৰৰ বাবে লাভ নিৰ্ণয় কৰা। লাভ সৰ্বোচ্চকাৰী উৎপন্ন স্তৰ উলিওৱা।

| দাম (Rs.ত) | TC (Rs.ত) |
|------------|-----------|
| 0 | 5 |
| 1 | 15 |
| 2 | 22 |
| 3 | 27 |
| 4 | 31 |
| 5 | 38 |
| 6 | 49 |
| 7 | 63 |
| 8 | 81 |
| 9 | 101 |
| 10 | 123 |

22. দুটা ব্যৱসায় প্রতিষ্ঠান থকা বজাৰ এখনৰ কথা বিবেচনা কৰা। তলৰ তালিকাখনে ব্যৱসায় প্রতিষ্ঠান দুটাৰ যোগান সূচী দেখুৱাইছে। SS_1 স্তৰই ব্যৱসায় প্রতিষ্ঠান 1 ৰ যোগান সূচী আৰু SS_2 স্তৰই ব্যৱসায় প্রতিষ্ঠান 2 ৰ যোগান সূচী দেখুৱাইছে। বজাৰ যোগান সূচী গণনা কৰি উলিওৱা।

| দাম (Rs.ত) | SS_1 (এককত) | SS_2 (এককত) |
|------------|---------------|---------------|
| 0 | 0 | 0 |
| 1 | 0 | 0 |
| 2 | 0 | 0 |
| 3 | 1 | 1 |
| 4 | 2 | 2 |
| 5 | 3 | 3 |
| 6 | 4 | 4 |

23. দুটা ব্যরসায় প্রতিষ্ঠান থকা বজার এখনৰ কথা বিবেচনা কৰা। তলৰ তালিকাখনত SS_1 আৰু SS_2 স্তুপ্তই ক্ৰমে ব্যরসায় প্রতিষ্ঠান 1 আৰু ব্যরসায় প্রতিষ্ঠান 2 ৰ যোগান সূচী আগবঢ়াইছে। বজার যোগান সূচী গণনা কৰি উলিওৱা।

| দাম (Rs.ত) | SS_1 (Kg.ত) | SS_2 (Kg.ত) |
|------------|---------------|---------------|
| 0 | 0 | 0 |
| 1 | 0 | 0 |
| 2 | 0 | 0 |
| 3 | 1 | 0 |
| 4 | 2 | 0.5 |
| 5 | 3 | 1 |
| 6 | 4 | 1.5 |
| 7 | 5 | 2 |
| 8 | 6 | 2.5 |

24. এখন বজাৰত তিনিটা পূৰ্ণ সাদৃশ্যযুক্ত ব্যরসায় প্রতিষ্ঠান আছে। তলৰ তালিকাখনে ব্যরসায় প্রতিষ্ঠান 1 ৰ যোগান সূচী দেখুৱাইছে। বজাৰ যোগান সূচী গণনা কৰি উলিওৱা :

| দাম (Rs.ত) | SS_1 (এককত) |
|------------|---------------|
| 0 | 0 |
| 1 | 0 |
| 2 | 2 |
| 3 | 4 |
| 4 | 6 |
| 5 | 8 |
| 6 | 10 |
| 7 | 12 |
| 8 | 14 |

25. সামগ্রী এটাৰ বজাৰ দাম যেতিয়া Rs. 10, তেতিয়া ব্যৱসায় প্ৰতিষ্ঠান এটাই Rs. 50ৰ বিক্ৰী আয় উপার্জন কৰে। বজাৰ দাম Rs.15 লৈ বৃদ্ধি পোৱাত ব্যৱসায় প্ৰতিষ্ঠানটোৱে Rs. 150 ৰ বিক্ৰী আয় উপার্জন কৰিলে। ব্যৱসায় প্ৰতিষ্ঠানটোৰ যোগান ৰেখাৰ দাম স্থিতিস্থাপকতা কি?
26. সামগ্রী এটাৰ বজাৰ দাম Rs.5 ৰ পৰা Rs.20 লৈ পৰিৱৰ্তন হ'ল। ফলস্বৰূপে ব্যৱসায় প্ৰতিষ্ঠান এটাৰ যোগানৰ পৰিমাণ 15 একক বৃদ্ধি পালে। ব্যৱসায় প্ৰতিষ্ঠানটোৰ যোগান ৰেখাৰ দাম স্থিতিস্থাপকতা 0.5। প্ৰতিষ্ঠানটোৰ প্ৰাৰম্ভিক আৰু চূড়ান্ত উৎপন্ন স্তৰ উলিওৱা।
27. বজাৰ দাম Rs.10 ত, ব্যৱসায় প্ৰতিষ্ঠান এটাই উৎপাদনৰ 4 একক যোগান ধৰে। বজাৰ দাম Rs.30 লৈ বৃদ্ধি পালে। ব্যৱসায় প্ৰতিষ্ঠানটোৰ যোগানৰ দাম স্থিতিস্থাপকতা 1.25। নতুন দামত ব্যৱসায় প্ৰতিষ্ঠানটোৱে কিমান পৰিমাণ যোগান ধৰিব?

● ● ●

পঞ্চম অধ্যায়

বজাৰ ভাৰসাম্য (Market Equilibrium)

এই অধ্যায়টো অধ্যায় 2 আৰু 4 ত অধ্যয়ন কৰি অহা দাম প্ৰহণকাৰী উপভোক্তা (Consumer) আৰু ব্যৱসায় প্ৰতিষ্ঠান (Firm) ৰ আচৰণৰ ভিত্তিত যুগ্মত কৰা হৈছে। অধ্যায় 2 ত আমি বুজিলো যে দাম দিয়া থকা বুলি ধৰি লৈ এজন উপভোক্তাৰ এটা সামগ্ৰীৰ চাহিদা ৰেখাই উপভোক্তাজনে বিভিন্ন দামত সামগ্ৰীটোৰ কিমান পৰিমাণ কিনিবলৈ ইচ্ছা কৰে সেইটো দেখুৱায়। আকেৌ, প্ৰত্যেকে দাম নিৰ্দিষ্ট বুলি ধৰি লোৱা অৱস্থাত, বজাৰ চাহিদা ৰেখাই বিভিন্ন দামত সকলো উপভোক্তাই সামগ্ৰীটোৰ কিমান পৰিমাণ কিনিব ইচ্ছা কৰে, সেয়া দেখুৱায়। অধ্যায় 4 ত আমি বুজিলো যে দাম নিৰ্দিষ্ট হৈ থকা বুলি ধৰি লৈ এখন ব্যৱসায় প্ৰতিষ্ঠানৰ যোগান ৰেখাই বিভিন্ন দামত লাভ সৰ্বোচ্চকাৰী (Profit maximising) প্ৰতিষ্ঠান এখনে কিমান পৰিমাণৰ সামগ্ৰী বিক্ৰি কৰিবলৈ বিচাৰে সেইটো দেখুৱায় আৰু প্ৰতিখন প্ৰতিষ্ঠানে দাম নিৰ্দিষ্ট বুলি ধৰি লোৱা অৱস্থাত বজাৰ যোগান ৰেখাই বিভিন্ন দামত সকলো প্ৰতিষ্ঠানে সামগ্ৰীটোৰ কিমান পৰিমাণ বিক্ৰি কৰিব বিচাৰে সেয়া দেখুৱায়।

এই অধ্যায়ত চাহিদা-যোগান বিশ্লেষণ (Demand Supply Analysis)-ৰ জৰিয়তে বজাৰ ভাৰসাম্য অধ্যয়ন কৰিবলৈ উপভোক্তা আৰু ব্যৱসায় প্ৰতিষ্ঠানৰ আচৰণ একেলগ কৰিম আৰু কি দামত ভাৰসাম্য অৰ্জন হ'ব তাক নিৰ্ণয় কৰিম। চাহিদা আৰু যোগানৰ স্থানান্তৰ (Shift) ৰ ফলত ভাৰসাম্যৰ ওপৰত পৰা প্ৰভাৱবোৰো পৰীক্ষা কৰিম। অধ্যায়টোৰ শেষত চাহিদা-যোগান বিশ্লেষণৰ কিছুমান ব্যৱহাৰিক দিশৰ ওপৰত আলোকপাত কৰা হ'ব।

5.1. ভাৰসাম্য, অতিৰিক্ত চাহিদা, অতিৰিক্ত যোগান (Equilibrium, Excess Demand, Excess Supply) :

স্ব-নিৰ্ধাৰিত উদ্দেশ্যৰে পৰিচালিত ক্ৰেতা আৰু বিক্ৰেতাৰ দ্বাৰা এখন পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ (Perfectly Competitive Market) গঠিত হয়। অধ্যায় 2 আৰু 4 ৰ পৰা মনত পেলোৱাচোন যে উপভোক্তাৰ

উদ্দেশ্য হ'ল তেওঁলোকৰ সন্তুষ্টি সৰ্বাধিক কৰা আৰু প্ৰতিষ্ঠানবোৰৰ উদ্দেশ্য হ'ল সিহঁতৰ লাভ সৰ্বোচ্চ কৰা। ভাৰসাম্য অৱস্থাত উপভোক্তা আৰু প্ৰতিষ্ঠানৰ উদ্দেশ্যবোৰ মিলিত হৈ পৰে।

এটা ভাৰসাম্য অৱস্থা হ'ল সেই অৱস্থা য'ত সকলো উপভোক্তা আৰু প্ৰতিষ্ঠানৰ উদ্দেশ্যসমূহ মিলিত হৈ পৰে আৰু বজাৰ সম্পাদিত হয়। ভাৰসাম্য অৱস্থাত সকলো প্ৰতিষ্ঠানে বিক্ৰি কৰিব বিচৰা সৰ্বমুঠ সামগ্ৰীৰ পৰিমাণ বজাৰত সকলো উপভোক্তাই কিনিব বিচৰা পৰিমাণৰ সমান হয়; আন কথাত ক'বলৈ হ'লে বজাৰ যোগান (Market Supply) আৰু বজাৰ চাহিদা (Market Demand) সমান হয়। যি দামত ভাৰসাম্য অৰ্জন হয়, তাক ভাৰসাম্য দাম (Equilibrium Price) আৰু এই দামত কিনা-বেচা হোৱা পৰিমাণক ভাৰসাম্য পৰিমাণ (Equilibrium Quantity) বুলি কোৱা হয়। সেই কাৰণে (p^* , q^*) এটা ভাৰসাম্য অৱস্থা হ'ব যদিহে—

$$q^D(p^*) = q^S(p^*)$$

য'ত p^* এ ভাৰসাম্য দাম আৰু $q^D(p^*)$ আৰু $q^S(p^*)$ এ p^* দামত সামগ্ৰীবিধিৰ ক্ৰমে বজাৰ চাহিদা আৰু বজাৰ যোগান বুজাইছে।


যদি কোনো দামত বজাৰ যোগান বজাৰ চাহিদাতকৈ অধিক হয়, তেতিয়া আমি কওঁ যে সেই দামত বজাৰত অতিৰিক্ত যোগান (Excess Supply) থাকে আৰু যদি কোনো দামত বজাৰ চাহিদা বজাৰ যোগানতকৈ অধিক হয়, তেন্তে সেই দামত বজাৰত অতিৰিক্ত চাহিদা (Excess Demand) ৰ উদ্গৱ হয় বুলি কোৱা হয়। সেই কাৰণে, এখন পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ ভাৰসাম্যতাক এক শূন্য অতিৰিক্ত চাহিদা শূন্য অতিৰিক্ত যোগান অৱস্থা বুলি অভিহিত কৰিব পাৰি। যেতিয়া বজাৰ যোগান বজাৰ চাহিদাৰ সমান নহয় আৰু সেইবাবে বজাৰ ভাৰসাম্য অৱস্থাত নাথাকে, তেতিয়া দাম পৰিৱৰ্তন হোৱাৰ এক প্ৰণতা থকা দেখা যায়। পিছৰ অংশ দুটাত কিছৰ বাবে এই ধৰণৰ পৰিৱৰ্তন হয়, তাক বুজাৰ চেষ্টা কৰিম।

ভাৰসাম্যহীনতাৰ আচৰণ (Out of Equilibrium Behaviour)

বজাৰত ভাৰসাম্য নোহোৱা হ'লে এখন পূৰ্ণ প্ৰতিযোগী বজাৰত এখন ‘অদৃশ্য হাত’ (Invisible Hand) এ কাম আৰস্ত কৰি দামৰ পৰিৱৰ্তন সংঘটিত কৰে বুলি আদাম স্মিথ (1723-1790)ৰ দিনৰ পৰাই ভাৱি অহা হৈছে। এই ‘অদৃশ্য হাতে’ ‘অতিৰিক্ত চাহিদা’ৰ সময়ত দাম বৃদ্ধি আৰু অতিৰিক্ত যোগানৰ সময়ত দাম হ্রাস কৰিব লাগে বুলি আমাৰ মনেও কয়। আমাৰ গোটেই আলোচনাতে আমি অদৃশ্য হাতে এই গুৰুত্বপূৰ্ণ ভূমিকাটো পালন কৰি যায় বুলি ধৰি ল'ম। তাৰোপৰি আমি ইয়াকো ধৰি ল'ম যে অদৃশ্য হাতে এই পদ্ধতিৰ জৰিয়তে ভাৰসাম্য অৰ্জন কৰিবলৈ সক্ষম হয়। এই অভিধাৰণাটো পাঠ্যত আলোচনা কৰা সকলো ক্ষেত্ৰত প্ৰযোজ্য হয় বুলি ভাৱি লোৱা হ'ব।

5.1.1 বজার ভাবসাম্য : নির্দিষ্ট সংখ্যক প্রতিষ্ঠান (Market Equilibrium : Fixed Number of Firms)

মনত পেলোরাচোন 2 নং অধ্যায়ত দাম গ্রহণকারী উপভোক্তার বাবে বজার চাহিদা বেখা নির্ণয় করিছো আৰু নির্দিষ্ট সংখ্যক প্রতিষ্ঠানৰ অভিধাৰণাৰ ভিত্তিত 4 নং অধ্যায়ত দাম গ্রহণকারী প্রতিষ্ঠানৰ বাবে বজার যোগান বেখা নির্ণয় করিছো। প্রতিষ্ঠানৰ সংখ্যা স্থিৰ হৈ থাকিলে বজার ভাবসাম্য নির্ণয় কৰিবলৈ যোগান আৰু চাহিদা শক্তিয়ে কেনেকৈ একেলগে কাৰ্য কৰে, তাক এই বেখা দুডালৰ সহায়ত এই অংশটোত আমি পৰীক্ষা কৰিম। চাহিদা আৰু যোগান বেখাৰ স্থানান্তৰৰ ফলত কেনেকৈ ভাবসাম্য দাম আৰু পৰিমাণ পৰিৱৰ্তন হয়, সেয়াও আলোচনা কৰিম।



নির্দিষ্ট সংখ্যক প্রতিষ্ঠানৰ বজার ভাবসাম্য : বজার চাহিদা বেখা DD আৰু বজার যোগান বেখা SS-ৰ কটাকটি স্থলত ভাবসাম্য লাভ হয়। q^* হ'ল ভাবসাম্য পৰিমাণ আৰু p^* হ'ল ভাবসাম্য দাম। p^* তকৈ অধিক দামত অতিৰিক্ত যোগান আৰু p^* তকৈ কম দামত অতিৰিক্ত চাহিদাৰ উত্তৰ হয়।

চিত্ৰ 5.1. এ নির্দিষ্ট সংখ্যক প্রতিষ্ঠান থকা এখন পূৰ্ণ প্রতিযোগিতামূলক বজাবৰ ভাবসাম্য দেখুৱায়। ইয়াত SS-এ এটা সামগ্ৰীৰ বজার যোগান বেখা আৰু DD-এ সামগ্ৰীটোৰ বজার চাহিদা বেখা বুজাইছে। বিভিন্ন দামত প্রতিষ্ঠানবোৰে সামগ্ৰীটোৰ কিমান কিমান পৰিমাণ যোগান ধৰিবলৈ ইচ্ছা কৰিব, তাক SS বজাব

1. ইয়াত সদৃশ বুলি সকলো কৃষি প্রতিষ্ঠান ব্যয় গাঁথনি একে বুজোৱা হৈছে।

যোগান রেখাই দেখুরায় আৰু বিভিন্ন দামত উপভোক্তাবোৰে সামগ্ৰীটোৱে কিমান কিমান পৰিমাণ কিনিবলৈ ইচ্ছা কৰিব, সেইটো DD চাহিদা রেখাই দেখুৱায়। বৈধিকভাৱে ভাৰসাম্য হ'ল সেই বিন্দু য'ত বজাৰ যোগান রেখা আৰু বজাৰ চাহিদা রেখাই কটাকটি কৰে কাৰণ এনে অৱস্থাত বজাৰ চাহিদা আৰু বজাৰ যোগান সমান হয়। অন্য যিকোনো বিন্দুত অতিৰিক্ত যোগান বা অতিৰিক্ত চাহিদাৰ উদ্ধৰ হয়। বজাৰ চাহিদা বজাৰ যোগানৰ সমান নহ'লে কি হয় চাৰলৈ চিত্ৰ 5.1. ত ইহাত সমান নোহোৱা যিকোনো এটা দাম চাওঁ আহা।

চিত্ৰ 5.1. ত প্ৰচলিত দাম p_1 হ'লে বজাৰ চাহিদা q_1 আৰু বজাৰ যোগান হয় q'_1 । সেইবাবে বজাৰত $q'_1 q_1$ অতিৰিক্ত চাহিদা থকা দেখা যায়। সামগ্ৰীবিধি একেবাৰে সংগ্ৰহ কৰিব নোৱাৰা বা দৰকাৰতকৈ কম পৰিমাণে সংগ্ৰহ কৰা কিছুমান উপভোক্তাই p_1 তকৈ বেছি দাম দিব বিচাৰিব। গতিকে বজাৰ দাম বৃদ্ধি হ'ব। আন আন অৱস্থাবোৰ স্থিৰ হৈ থাকিলে দাম বৃদ্ধিৰ ফলত চাহিদাৰ পৰিমাণ হ্রাস পায়, যোগানৰ পৰিমাণ বৃদ্ধি হয় আৰু বজাৰ সেই অৱস্থালৈ গতি কৰে য'ত প্ৰতিষ্ঠানবোৰে বিক্ৰি কৰিব বিচৰা পৰিমাণ উপভোক্তাসকলে কিনিব বিচৰা পৰিমাণৰ সমান হয়। p^* দামত প্ৰতিষ্ঠানৰ যোগান সিদ্ধান্ত উপভোক্তাৰ চাহিদা সিদ্ধান্তৰ সৈতে মিলিত হয়।

এইদৰে p_2 প্ৰচলিত দামত বজাৰ যোগান (q_2) বজাৰ চাহিদা (q'_2) তকৈ অধিক হয় যাৰ ফলত $q'_2 q_2$ অতিৰিক্ত যোগানৰ উদ্ধৰ হয়। এনে পৰিস্থিতিত কিছুমান প্ৰতিষ্ঠানে বিক্ৰি কৰিব বিচৰা আটাইথিনি সামগ্ৰী বিক্ৰি কৰিবলৈ সমৰ্থ নহয়; সেয়েহে সেইবোৰ প্ৰতিষ্ঠানে দাম কমাই দিয়ে। আন অৱস্থাবোৰ স্থিতাৱস্থাত থাকিলে, দাম হ্রাস হোৱাৰ ফলত চাহিদাৰ পৰিমাণ বৃদ্ধি হয়, যোগানৰ পৰিমাণ হ্রাস পায় আৰু p^* দামত বজাৰ চাহিদা বজাৰ যোগানৰ সমান হয় বাবে প্ৰতিষ্ঠানবোৰে বিক্ৰি কৰিব বিচৰা আটাইথিনি সামগ্ৰী বিক্ৰি কৰিব পাৰে। সেই কাৰণে p^* হ'ল ভাৰসাম্য দাম আৰু তাৰ লগত জড়িত q^* পৰিমাণ হ'ল ভাৰসাম্য পৰিমাণ।

ভাৰসাম্য দাম আৰু পৰিমাণ নিৰ্গয় প্ৰক্ৰিয়া স্পষ্টভাৱে বুজিবলৈ এটা উদাহৰণৰ সহায়ত ইয়াক ব্যাখ্যা কৰো আহা।

উদাহৰণ : 5.1

আমি একেই গুণবিশিষ্ট ঘেঁঁ উৎপাদনকাৰী সদৃশ (Identical) কৃষি প্ৰতিষ্ঠান থকা এখন বজাৰৰ উদাহৰণ আলোচনা কৰো আহা। ধৰা হ'ল, ঘেঁঁৰ বজাৰ চাহিদা রেখা আৰু বজাৰ যোগান রেখা হৈছে :

$$\begin{array}{ll} q^D = 200 - p & 0 \leq p \leq 200 \text{ ৰ বাবে} \\ = 0 & p > 200 \text{ ৰ বাবে} \\ q^S = 120 + p & p \geq 10 \text{ ৰ বাবে} \\ = 0 & 0 \leq p < 10 \text{ ৰ বাবে} \end{array}$$

য'ত q^D আৰু q^s ৰে ক্ৰমে ঘেঁৰু চাহিদা আৰু যোগান (কি.গ্রা.ত) বুজোৱা হৈছে আৰু p -এ টকাৰ হিচাপত প্ৰতি কি. গ্রা. ঘেঁৰু দাম বুজাইছে।

যিহেতু ভাৰসাম্য দামত বজাৰ সম্পাদিত হয়, সেয়েহে আমি বজাৰ চাহিদা আৰু বজাৰ যোগান সমান কৰি লৈ p^* ৰ বাবে সমাধান কৰি ভাৰসাম্য দাম (p^* ৰে বুজোৱা) উলিয়াই লওঁ :

$$q^D(p^*) = q^s(p^*)$$

$$200 - p^* = 120 + p^*$$

ৰাশিবিলাক সাল-সলনি কৰি—

$$2p^* = 80$$

$$p^* = 40$$

সেইবাবে প্ৰতি কি.গ্রা. ঘেঁৰু ভাৰসাম্য দাম হ'ল 40 টকা। ভাৰসাম্য অৱস্থাত চাহিদাৰ পৰিমাণ আৰু যোগানৰ পৰিমাণ সমান হয় বাবে ভাৰসাম্য দামটো চাহিদা বা যোগান বেখাৰ সমীকৰণত বহুলাই ভাৰসাম্য পৰিমাণ (p^* ৰে বুজোৱা) পাব পাৰি।

$$q^D = q^* = 200 - 40 = 160$$

$$\text{বিকল্পভাৱে } q^s = q^* = 120 + 40 = 160$$

গতিকে, ভাৰসাম্য পৰিমাণ হ'ল 160 কি.গ্রা।

$$p^* \text{ তকে কম, যেনে— } p_1 = 25 \text{ দামত}$$

$$q^D = 200 - 25 = 175$$

$$q^s = 120 + 25 = 145$$

সেই কাৰণে, $p_1 = 25$ ৰে $q^D > q^s$ যিয়ে এই দামত অতিৰিক্ত চাহিদা থকা সূচায়।

বীজগাণিতিকভাৱে অতিৰিক্ত চাহিদা (ED) এনেদৰে প্ৰকাশ কৰিব পাৰি

$$\begin{aligned} ED(p) &= q^D - q^s \\ &= 200 - p - (120 + p) \\ &= 80 - 2p \end{aligned}$$

ওপৰৰ বন্ধুব্যটোৱ পৰা লক্ষ্য কৰা যে $p^* (=40)$ তকে কম যিকোনো দামত অতিৰিক্ত চাহিদা ধনাত্মক হ'ব।

একেদৰে, p^* তকে অধিক যেনে $p_2 = 45$ দামত

$$q^D = 200 - 45 = 155$$

$$q^s = 120 + 45 = 165$$

গতিকে, $q^s > q^D$ হোৱা বাবে এই দামত অতিৰিক্ত যোগানৰ সৃষ্টি হ'ব। বীজগাণিতিকভাৱে, অতিৰিক্ত যোগান (ES) এনেদৰে প্ৰকাশ কৰিব পাৰি—

$$\begin{aligned}
 ES(p) &= q^S - q^D \\
 &= 120 + p - (200 - p) \\
 &= 2p - 80
 \end{aligned}$$

ওপৰৰ বক্তব্যটোৱ পৰা মন কৰা যে p^* (=40) তকে অধিক যিকোনো দামত অতিৰিক্ত যোগান ধনাত্মক হ'ব।

সেইকাৰণে, p^* তকে বেছি যিকোনো দামত অতিৰিক্ত যোগান আৰু p^* তকে কম যিকোনো দামত অতিৰিক্ত চাহিদাৰ সৃষ্টি হ'ল।

শ্রমৰ বজাৰত মজুৰি নিৰ্ধাৰণ (Wage Determination in Labour Market)

ইয়াত আমি চাহিদা-যোগান বিশ্লেষণৰ যোগেদি এখন পূৰ্ণভাৱে প্ৰতিযোগিতামূলক বজাৰ গাঁথনিত মজুৰি নিৰ্ধাৰণ তত্ত্ব চমুকৈ আলোচনা কৰিম। এখন শ্রমৰ বজাৰ আৰু এখন দ্রব্যৰ বজাৰৰ মাজত যোগান আৰু চাহিদাৰ উৎসৰ ক্ষেত্ৰত মৌলিক পাৰ্থক্য থাকে। শ্রমৰ বজাৰত পৰিয়ালবোৰ হ'ল শ্রমৰ যোগান ধৰোতা আৰু শ্রমৰ চাহিদা সৃষ্টি কৰে উৎপাদন প্ৰতিষ্ঠানবোৰে। কিন্তু দ্রব্যৰ বজাৰত ইয়াৰ ওলোটা হয়। ইয়াত এইটো লক্ষ্য কৰা দৰকাৰী যে শ্রম বুলি কওঁতে শ্ৰমিকে আগবঢ়োৱা কৰ্মৰ সময় বুজোৱা হৈছে শ্ৰমিকৰ সংখ্যা নহয়। শ্রমৰ চাহিদা আৰু যোগান ৰেখা কটাকটি স্থলত মজুৰিৰ হাৰ নিৰ্ধাৰণ কৰা হয় য'ত শ্রমৰ চাহিদা আৰু যোগান সমান হয়। এতিয়া আমি শ্রমৰ চাহিদা আৰু যোগান ৰেখা কেনেকুৱা হয় চাম।

এখন মাত্ৰ উৎপাদন প্ৰতিষ্ঠানৰ শ্রমৰ চাহিদা পৰীক্ষা কৰিবলৈ আমি ধৰি ল'ম যে শ্রম হৈছে উৎপাদনৰ একমাত্ৰ পৰিৱৰ্তনশীল উপাদান আৰু শ্রমৰ বজাৰ সম্পূৰ্ণ প্ৰতিযোগিতামূলক যিয়ে আকো প্ৰতিখন প্ৰতিষ্ঠানৰ মজুৰিৰ হাৰ স্থিৰ আৰু নিৰ্দিষ্ট হৈ থকাটো বুজাৰ। আকো, আমি আলোচনা কৰিবলগীয়া প্ৰতিষ্ঠানখন প্ৰকৃতিগতভাৱে পূৰ্ণ প্ৰতিযোগিতামূলক আৰু ই লাভৰ পৰিমাণ সৰ্বাধিক কৰাৰ লক্ষ্যৰে উৎপাদন কাৰ্য চলায়। আমি ইয়াত ধৰি ল'ম যে প্ৰতিষ্ঠানখনৰ কাৰিকৰী কোশল নিৰ্দিষ্ট হৈ থকা অৱস্থাত ত্ৰুট্টাসমান প্ৰাণ্তিক উৎপাদন বিধি (Law of Diminishing Marginal Product) প্ৰযোজ্য হয়।

প্ৰতিষ্ঠানখন লাভ সৰ্বোচ্চকাৰী (Profit Maximiser) হোৱা বাবে ই সেই অৱস্থালৈ শ্রম নিযুক্ত কৰিব য'ত শ্রমৰ অন্তিম গোট নিযুক্ত কৰাৰ অতিৰিক্ত খৰচ সেই গোটটোৰ পৰা পোৱা অতিৰিক্ত লাভৰ সমান হ'ব। শ্রমৰ এটা বেছি গোট আহৰণ কৰাৰ অতিৰিক্ত খৰচেই হ'ল মজুৰিৰ হাৰ (W)। শ্রমৰ এটা

বেছি গোটে উৎপাদন করা অতিরিক্ত পরিমাণখনিয়েই হ'ল তাৰ প্রাণ্তিক উৎপাদন (MP_L) আৰু প্রতিটো অতিরিক্ত পৰিমাণ বিক্ৰি কৰি পোৱা অতিরিক্ত উপাৰ্জনখনিয়েই হ'ল প্রতিষ্ঠানখনৰ সেই গোটটোৰ পৰা পোৱা প্রাণ্তিক বিক্ৰি আয় (MR)। সেইকাৰণে, শ্ৰমৰ প্রতিটো অতিরিক্ত গোটৰ বাবে প্রতিষ্ঠানখনে প্রাণ্তিক বিক্ৰি আয় আৰু প্রাণ্তিক উৎপাদনৰ পূৰণফলৰ সমান অতিরিক্ত লাভ অৰ্জন কৰিব যাক শ্ৰমৰ প্রাণ্তিক আয়মূলক উৎপাদন (Marginal Revenue Product of Labour (MRP_L)) বুলি কোৱা হয়। গতিকে, শ্ৰম আহৰণ কৰাৰ সময়ত প্রতিষ্ঠানখনে সেই বিন্দুলৈ শ্ৰম নিয়োগ কৰিব য'ত—

$$w = MRP_L$$


$$\text{আৰু } MRP_L = MR \times MP_L$$

আমি যিহেতু এখন পূৰ্ণ প্রতিযোগী প্রতিষ্ঠানৰ কথা আলোচনা কৰি আছো, গতিকে প্রাণ্তিক বিক্ৰি আয় সামগ্ৰীৰ দামৰ সমান হ'ব^a আৰু সেইবাবে এই ক্ষেত্ৰত শ্ৰমৰ প্রাণ্তিক আয়মূলক উৎপাদন শ্ৰমৰ প্রাণ্তিক উৎপাদনৰ মূল্য [Value of Marginal Product (VMP_L)] বৰ সমান হ'ব।

যেতিয়ালৈকে শ্ৰমৰ প্রাণ্তিক উৎপাদনৰ মূল্য (VMP_L) মজুৰিৰ হাৰতকৈ বেছি হৈ থাকিব, তেতিয়ালৈকে প্রতিষ্ঠানখনে শ্ৰমৰ অতিরিক্ত গোটবোৰ আহৰণ কৰি বেছি লাভ উপাৰ্জন কৰিব আৰু যদি কোনো শ্ৰম নিযুক্তি অৱস্থাত শ্ৰমৰ প্রাণ্তিক উৎপাদনৰ মূল্য (VMP_L) মজুৰিৰ হাৰতকৈ কম হয়, তেন্তে প্রতিষ্ঠানখনে শ্ৰমৰ নিযুক্তিৰ পৰিমাণ হ্ৰাস কৰি লাভৰ পৰিমাণ বৃদ্ধি কৰিব পাৰিব।

ক্ৰমহাসমান প্রাণ্তিক উৎপাদন বিধি প্ৰযোজ্য হৈ থাকিলে প্রতিষ্ঠানে সদায় $w = VMP_L$ অৱস্থাত

উৎপাদন কৰাটোৱে ইয়াকে বুজায় যে শ্ৰমৰ চাহিদা বেখা নিম্নগামী। এইটো কিয় হয় বুজিবলৈ ধৰা হ'ল w_1 মজুৰিৰ হাৰত শ্ৰমৰ চাহিদা হয় I_1 এতিয়া ধৰা হ'ল, মজুৰিৰ হাৰ w_2 লৈ বৃদ্ধি হ'ল। মজুৰি-VMP_L সমতা বক্ষা কৰিবলৈ VMP_L বৃদ্ধি হ'ব লাগিব। সামগ্ৰীৰ দাম স্থিৰ হৈ থাকিব^b এয়া সন্তুষ্টিৰ হ'ব যদিহে



মজুৰি নিৰ্ধাৰণ হয় সেই বিন্দুত য'ত শ্ৰমৰ চাহিদা আৰু যোগান বেখাই কঢ়াকঢ়ি কৰে।

- অধ্যায় 4-ৰ পৰা মনত পেলোৱা যে এখন পূৰ্ণ প্রতিযোগিতামূলক প্রতিষ্ঠানৰ প্রাণ্তিক বিক্ৰি আয় দামৰ সমান।
- আলোচিত প্রতিষ্ঠানখন পূৰ্ণ প্রতিযোগী হোৱা বাবে ই সামগ্ৰীৰ দামৰ ওপৰত প্ৰভাৱ কৰিব নোৱাৰে বুলি বিশ্বাস কৰে।

MP_L বৃদ্ধি হয় যিয়ে শ্রম ক্রমহাসমান প্রাণ্তিক উৎপাদনশীলতার বাবে আগতকৈ কম শ্রম নিয়োগ করা উচিত বুলি নির্দেশ করে। সেইবাবে, বর্ধিত মজুরিত কম শ্রম চাহিদা সৃষ্টি হয় যাব কাবণে চাহিদা বেখা নিম্নগামী। ব্যক্তিগত প্রতিষ্ঠানের চাহিদা বেখাৰ পৰা বজাৰ চাহিদা বেখা উলিয়াবলৈ আমি মাত্ৰ বিভিন্ন মজুরিত ব্যক্তিগত প্রতিষ্ঠানবোৰ শ্রম চাহিদাবোৰ যোগ কৰো আৰু যিহেতু প্রতিখন প্রতিষ্ঠানে মজুরি বৃদ্ধি হ'লে কম পৰিমাণৰ শ্রম নিয়োগ কৰে, সেয়েহে বজাৰ চাহিদা বেখাও নিম্নগামী হয়।

চাহিদাৰ দিশটো চোৱাৰ পিছত আমি এইবাৰ যোগানৰ দিশটো চাম। আগতে উল্লেখ কৰাৰ দৰে পৰিয়ালবোৰে এক নিৰ্দিষ্ট মজুৰিৰ হাৰত যোগান ধৰিবলগীয়া শ্রম পৰিমাণ নিৰ্ণয় কৰে। সিঁহ'তৰ যোগানৰ সিদ্ধান্ত প্ৰধানতে আয় আৰু জিৰণিৰ মাজৰ এটা পছন্দ। এহাতে মানুহে জিৰণিৰ আনন্দ লয় আৰু কৰ্ম বিৰক্তিকৰ বুলি বিবেচনা কৰে আৰু আনহাতে তেওঁলোকে আয় সংগ্ৰহৰ ওপৰত গুৰত্ব দি কাম কৰিবলগীয়া হয়।

গতিকে জিৰণিৰ আনন্দ আৰু কৰ্ম বাবে অতিৰিক্ত সময় খৰচ কৰাৰ মাজত বিপৰীতমুখী সম্পৰ্ক (Trade off) আছে। একমাত্ৰ ব্যক্তি এজনৰ শ্রম যোগান বেখা নিৰ্ণয় কৰিবলৈ আমি ধৰি লওঁ যে w_1 মজুৰিৰ হাৰত ব্যক্তিজনে I_1 একক শ্রম যোগান ধৰে। এতিয়া ধৰা হ'ল, মজুৰি w_2 লৈ বাঢ়িল। মজুৰিৰ হাৰৰ এই বৃদ্ধিৰ দুটা ফল হ'ব পাৰে : প্ৰথম, মজুৰিৰ হাৰ বৃদ্ধিৰ ফলত জিৰণিৰ সুযোগ ব্যয় (Opportunity Cost) বৃদ্ধি হ'ব যাব বাবে জিৰণি আগতকৈ ব্যয়বহুল হৈ পৰিব। সেইকাৰণে, মানুহে আগতকৈ কম পৰিমাণৰ জিৰণি ল'বলৈ ইচ্ছা কৰিব। ফলস্বৰূপে, তেওঁলোকে আগতকৈ বেছি সময় কাম কৰিব। দ্বিতীয়তে, মজুৰিৰ হাৰ w_2 লৈ বাঢ়ি যোৱা কাৰণে মানুহৰ ক্ৰয় ক্ষমতা বাঢ়িব। গতিকে, তেওঁলোকে অৱসৰ বিনোদনত বেছি সময় খৰচ কৰিবলৈ বিচাৰিব। মজুৰিৰ হাৰ বৃদ্ধিৰ চূড়ান্ত প্ৰভাৱটো এই দুটা ফলাফলৰ বেছি প্ৰভাৱশালীটোৰ ওপৰত নিৰ্ভৰ কৰিব। নিম্ন মজুৰিৰ হাৰত প্ৰথমটোৱে দ্বিতীয়টোৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব আৰু সেইবাবে মজুৰিৰ হাৰ বৃদ্ধিৰ লগে লগে মানুহে অধিক শ্রম যোগান ধৰিব বিচাৰিব। কিন্তু উচ্চ মজুৰিৰ হাৰত দ্বিতীয়টোৱে প্ৰথমটোৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব আৰু মজুৰিৰ হাৰ প্ৰতিবাৰ বৃদ্ধিৰ লগে লগে মানুহে আগতকৈ কম শ্রম যোগান ধৰিব বিচাৰিব। সেয়েহে, আমি পিছফালে ভাঁজ খোৱা ব্যক্তিগত শ্রম যোগান বেখা (Beckward Bending Individual

Labour Supply Curve) এডাল পাম যিডালে ইয়াকে দেখুৱায় যে এটা নির্দিষ্ট বিন্দুলৈ প্রতিবাব মজুৰিৰ হাৰ বৃদ্ধিৰ ফলত শ্ৰমৰ যোগান বৃদ্ধি হ'ব। ইয়াৰ পিছত মজুৰিৰ হাৰ প্রতিবাব বৃদ্ধিৰ ফলত শ্ৰমৰ যোগান হ্ৰাস হ'ব। আনহাতে কিন্তু বিভিন্ন মজুৰিত বিভিন্ন ব্যক্তিয়ে যোগান ধৰা শ্ৰম একেলগ কৰি পোৱা শ্ৰমৰ বজাৰ যোগান ৰেখা উৰ্ধগামী হ'ব কাৰণ উচ্চ মজুৰিত কিছুমান ব্যক্তিয়ে যদিও কম সময় কাম কৰিব বিচাৰে, আন বছ ব্যক্তিয়ে আগতকৈ বেছি শ্ৰম কৰিবলৈ আগবঢ়ি আহে।


এডাল উৰ্ধগামী যোগান ৰেখা আৰু এডাল নিম্নগামী চাহিদা ৰেখাৰ সেই বিন্দুত ভাৰসাম্য মজুৰিৰ হাৰ নিৰ্ধাৰিত হয় য'ত দুইডাল ৰেখাই কটাকটি কৰে; আন কথাত, য'ত পৰিয়ালবোৰে যোগান ধৰিব বিচৰা শ্ৰম আৰু প্রতিষ্ঠানবোৰে নিয়োগ কৰিব বিচৰা শ্ৰম সমান হয়। চিত্ৰত এই অৱস্থাটো দেখুওৱা হৈছে।

চাহিদা আৰু যোগানৰ স্থানান্তৰ (Shifts in Demand and Supply) :

ওপৰৰ অংশত আমি উপভোক্তাৰ ৰুচি আৰু অগাধিকাৰ, সম্পর্কিত সামগ্ৰীৰ দাম, উপভোক্তাৰ আয়, উৎপাদন কৌশল, বজাৰৰ আকাৰ, উৎপাদনত ব্যৱহৃত সামগ্ৰীৰ দাম, ইত্যাদি স্থিৰ হৈ থকাৰ অভিধাৰণাৰ ভিত্তিত বজাৰ ভাৰসাম্য আলোচনা কৰিলো, কিন্তু এইবোৰ এক বা একাধিক উপাদানৰ পৰিবৰ্তনৰ ফলত যোগান ৰেখা বা চাহিদা ৰেখা বা দুয়োটাৰে স্থান পৰিবৰ্তন হ'ব পাৰে যিয়ে ভাৰসাম্য দাম আৰু পৰিমাণত প্ৰভাৱ পেলায়। ইয়াত, আমি প্ৰথমতে এই স্থানান্তৰৰ ফলত ভাৰসাম্যত পৰা প্ৰভাৱ দৰ্শোৱা এটা মুখ্য তত্ত্ব আগবঢ়াম আৰু তাৰ পিছত ভাৰসাম্যৰ ওপৰত উল্লেখিত আন কিছুমান উপাদানৰ পৰিবৰ্তনৰ প্ৰভাৱ সম্পর্কে আলোচনা কৰিম।

চাহিদা স্থানান্তৰ (Demand Shift) :

চিত্ৰত 5.2. ত প্ৰতিষ্ঠানৰ সংখ্যা স্থিৰ হৈ থকা অৱস্থাত চাহিদা স্থানান্তৰৰ প্ৰভাৱ দেখুওৱা হৈছে। ইয়াত প্ৰাৰম্ভিক ভাৰসাম্য বিন্দু হৈছে E য'ত বজাৰ চাহিদা ৰেখা DD_0 আৰু বজাৰ যোগান ৰেখা SS_0 -এ কটাকটি কৰি ক্ৰমে q_0 আৰু p_0 ভাৰসাম্য পৰিমাণ আৰু দাম নিৰ্ণয় কৰিছে।



চিত্র : 5.2

চাহিদাৰ স্থানান্তর : পথমতে, বজাৰ ভাৰসাম্য হৈছে E বিন্দুত। চাহিদা সোঁফালে স্থানান্তৰিত হোৱা বাবে খণ্ড (a)-ত দেখুওৱাৰ দৰে G বিন্দুত নতুন ভাৰসাম্য লাভ হৈছে আৰু বাওঁফালে স্থানান্তৰিত হোৱাত খণ্ড (b)-ত দেখুওৱাৰ দৰে F বিন্দুত নতুন ভাৰসাম্য লাভ হৈছে। সোঁফালে স্থানান্তৰ হ'লে ভাৰসাম্য পৰিমাণ আৰু দাম বৃদ্ধি হয়, কিন্তু বাওঁফালে স্থানান্তৰিত হ'লে ভাৰসাম্য পৰিমাণ আৰু দাম হ্রাস পায়।

এতিয়া খণ্ড (a)-ত দেখুওৱাৰ দৰে ধৰা হ'ল যে যোগান বেখা SS_0 -ত অপৰিবৰ্তনীয় হৈ থকা অৱস্থাত চাহিদা বেখা সোঁফালে DD_2 লৈ স্থানান্তৰিত হ'ল। এই স্থানান্তৰে ইয়াকে বুজায় যে যিকোনো দামতে চাহিদাৰ পৰিমাণ আগতকৈ বেছি। সেইকাৰণে p_0 দামত এতিয়া বজাৰত $q_0 q_0''$ -ৰ সমান অতিৰিক্ত চাহিদা থাকি যায়। এই অতিৰিক্ত চাহিদাৰ প্ৰতি সঁহাৰি জনাই কিছুমান ব্যক্তিয়ে অধিক দাম দিবলৈ বিচাৰে আৰু দাম বৃদ্ধি হ'ব ধৰে। G বিন্দুত নতুন ভাৰসাম্য অৰ্জন হয় য'ত q_2 ভাৰসাম্য পৰিমাণ q_0 -তকৈ বেছি আৰু p_2 ভাৰসাম্য দাম p_0 -তকৈ অধিক হয়।

একেদৰে, খণ্ড (b)-ত দেখুওৱাৰ দৰে যদি চাহিদা বেখা বাওঁফালে DD_1 লৈ স্থানান্তৰিত হয়, তেন্তে যিকোনো দামতে চাহিদাৰ পৰিমাণ চাহিদা পৰিৰ্বৰ্তনৰ আগতকৈ কম হ'ব। সেইকাৰণে p_0 প্ৰাবল্যিক ভাৰসাম্য দামত এতিয়া বজাৰত $q_0' q_0$ -ৰ সমান অতিৰিক্ত যোগানৰ সৃষ্টি হ'ব। ইয়াৰ প্ৰতি সঁহাৰি জনাই কিছুমান প্ৰতিষ্ঠানে সিহঁতৰ সামগ্ৰীৰ দাম হ্রাস কৰিব যাতে সিহঁতে বিচৰা পৰিমাণ বিক্ৰি কৰিব পাৰে। F বিন্দুত নতুন ভাৰসাম্য লাভ হ'ব য'ত DD_1 চাহিদা বেখা আৰু SS_0 যোগান বেখাই কঢ়াকঢ়ি কৰে। ফলত p_1 ভাৰসাম্য দাম

p_0 -তকৈ কম আৰু q_1 পৰিমাণ q_0 -তকৈ কম হয়। এইখনিতে মন কৰিবা যে ভাৰসাম্য দাম আৰু পৰিমাণৰ পৰিৱৰ্তন চাহিদা স্থানান্তৰৰ একে দিশত হয়।


মুখ্য তত্ত্বটো আলোচনা কৰাৰ পিছত আমি এতিয়া অধ্যায় 2-ত তালিকাভুক্ত কৰাৰ লগতে ওপৰত উল্লিখিত কিছুমান উপাদানৰ পৰিৱৰ্তনৰ ফলত চাহিদা বেখা, ভাৰসাম্য দাম আৰু পৰিমাণ কেনেদেৰে প্ৰভাৱান্বিত হয় তাক বুজিবলৈ কিছুমান উদাহৰণ ব্যাখ্যা কৰিম। স্পষ্টভাৱে ক'বলৈ হ'লে, আমি ভাৰসাম্যৰ ওপৰত উপভোক্তাৰ আয় বৃদ্ধি আৰু উপভোক্তাৰ সংখ্যা বৃদ্ধিৰ প্ৰভাৱ বিশ্লেষণ কৰিম।

ধৰ হওক যে উপভোক্তাৰ দৰমহা বৃদ্ধি হোৱা বাবে তেওঁলোকৰ আয় বৃদ্ধি হ'ল। ইয়ে ভাৰসাম্যক কেনেদেৰে প্ৰভাৱিত কৰিব? আয় বৃদ্ধিৰ লগে লগে উপভোক্তাসকলে কিছুমান সামগ্ৰীত আগতকৈ বেছি মুদ্ৰা খৰচ কৰিব পাৰিব। কিন্তু অধ্যায় 2-ৰ পৰা মনত পেলোৱা যে আয় বৃদ্ধি হ'লে উপভোক্তাই নিকৃষ্ট দ্রব্য (Interior Good)-ত কম খৰচ কৰে যদিও এটা স্বাভাৱিক দ্রব্য (Normal Good)ৰ ক্ষেত্ৰত, অন্য সামগ্ৰীৰ দাম আৰু উপভোক্তাৰ ৰুটি আৰু অগ্ৰাধিকাৰ স্থিৰ হৈ থকা অৱস্থাত, প্ৰত্যেক দামতে দ্রব্যটোৰ চাহিদা বৃদ্ধি পাৰ যাৰ ফলত বজাৰ চাহিদা বেখা সৌঁফালে স্থানান্তৰিত হ'ব। ইয়াত আমি কাপোৰৰ দৰে এটা স্বাভাৱিক দ্রব্যৰ উদাহৰণ আলোচনা কৰিম যাৰ ক্ষেত্ৰত চাহিদা উপভোক্তাৰ আয় বৃদ্ধিৰ সৈতে বাঢ়িৰ আৰু তাৰ ফলত চাহিদা বেখা সৌঁপিলে স্থানান্তৰিত হ'ব। তথাপি এই আয় বৃদ্ধিয়ে যোগান বেখাৰ ওপৰত কোনো প্ৰভাৱ পেলাব নোৱাৰে যি কেৱল উৎপাদন কৌশল বা প্ৰতিষ্ঠানৰ উৎপাদন ব্যয়ৰ লগত সম্পর্কিত কিছুমান উপাদানৰ পৰিৱৰ্তনৰ ফলতহে স্থানান্তৰিত হয়। সেয়েহে, যোগান বেখা অপৰিৱৰ্তনীয় হৈ থাকে। চিত্ৰ 5.2 (a) ত DD_0 -ৰ পৰা DD_2 -লৈ স্থানান্তৰিত হোৱা চাহিদা বেখা আৰু SS_0 -ত অপৰিৱৰ্তনীয় যোগান বেখাৰে এই অৱস্থাটো দেখুওৱা হৈছে। চিত্ৰৰ পৰা ইয়াকে বুজিব পাৰি যে নতুন ভাৰসাম্য অৱস্থাত কাপোৰৰ দাম আৰু চাহিদা আৰু বিক্ৰিৰ পৰিমাণ অধিকতৰ হয়।

এতিয়া অন্য এটা উদাহৰণলৈ যাওঁ আহা। ধৰা হওক যে কোনো কাৰণত কাপোৰৰ বজাৰত উপভোক্তাৰ সংখ্যা বৃদ্ধি হ'ল। অন্যান্য অৱস্থা একে থাকি উপভোক্তাৰ সংখ্যা বৃদ্ধি হোৱা বাবে প্ৰত্যেক দামত কাপোৰৰ চাহিদা আগতকৈ বেছি হ'ব। সেয়েহে, চাহিদা বেখা সৌঁফালে স্থানান্তৰিত হ'ব। কিন্তু উপভোক্তাৰ এই সংখ্যা বৃদ্ধিয়ে যোগান বেখাক প্ৰভাৱিত কৰিব নোৱাৰে কাৰণ অধ্যায়ত 4-ত বৰ্ণনা কৰা অনুসৰি যোগান বেখা কেৱল প্ৰতিষ্ঠানৰ আচৰণৰ লগত জড়িত বিষয়ৰ পৰিৱৰ্তন বা প্ৰতিষ্ঠানৰ সংখ্যা বৃদ্ধিৰ ফলতহে স্থানান্তৰিত হ'ব পাৰে। এই অৱস্থাটো আকৌ চিত্ৰ 5.2(a)-ৰ সহায়ত ব্যাখ্যা কৰিব পাৰি য'ত DD_0 চাহিদা বেখা সৌঁফালে DD_2 -লৈ স্থানান্তৰিত হয় আৰু যোগান বেখা SS_0 -ত অপৰিৱৰ্তনীয় হৈ থাকে। চিত্ৰত স্পষ্টকৈ দেখুওৱা হৈছে যে আগব ভাৰসাম্য বিন্দু E-ৰ তুলনাত নতুন ভাৰসাম্য বিন্দু G-ত দাম, চাহিদা আৰু যোগানৰ পৰিমাণ বৃদ্ধি হয়।

যোগান স্থানান্তর (Supply Shift) :

চিত্র 5.3-ত আমি ভাবসাম্য দাম আৰু পৰিমাণৰ ওপৰত যোগান বেখাৰ স্থানান্তৰৰ প্ৰভাৱ দেখুৱাইছো। ধৰা হ'ল, প্ৰথমে বজাৰখন E বিন্দুত ভাবসাম্য হৈ আছে য'ত DD_0 বজাৰ চাহিদা বেখাই SS_0 বজাৰ যোগান বেখাক এনেকৈ ছেদ কৰিছে যাতে ভাবসাম্য দাম p_0 আৰু ভাবসাম্য পৰিমাণ q_0 হয়।



যোগানৰ স্থানান্তৰ : প্ৰথমতে E বিন্দুত বজাৰ ভাবসাম্য হয়। যোগান বেখা বাওঁফালে স্থানান্তৰিত হোৱা বাবে খণ্ড (a)ত দেখুওৱাৰ দৰে G বিন্দু হয় নতুন ভাবসাম্য বিন্দু আৰু সৌঁফালে স্থানান্তৰিত হোৱা বাবে খণ্ড (b)ত দেখুওৱাৰ দৰে F বিন্দুত নতুন ভাবসাম্য লাভ হয়। সৌঁফাললৈ স্থানান্তৰিত হ'লে ভাবসাম্য পৰিমাণ বৃদ্ধি আৰু দাম হ্রাস হয় কিন্তু বাওঁফাললৈ স্থানান্তৰিত হ'লে ভাবসাম্য পৰিমাণ হ্রাস আৰু দাম বৃদ্ধি হয়।

এতিয়া ধৰা হ'ল, কোনো কাৰণত খণ্ড (a)ত দেখুওৱাৰ দৰে চাহিদা বেখা অপৰিবৰ্তনীয় হৈ থাকি বজাৰ যোগান বেখা বাওঁফালে SS_2 লৈ স্থানান্তৰিত হ'ল। এই পৰিৱৰ্তনৰ বাবে p_0 প্ৰচলিত দামত বজাৰত $q''_0 q_0$ পৰিমাণৰ অতিৰিক্ত চাহিদাৰ সৃষ্টি হ'ব। দ্ৰব্যবিধ আহৰণ কৰিব নোৱাৰা কিছুমান উপভোক্তাই অধিক দাম দিবলৈ প্ৰস্তুত হ'ব আৰু বজাৰ দাম বৃদ্ধি হ'বলৈ আৰম্ভ কৰিব। G বিন্দুত নতুন ভাবসাম্য স্থাপন হ'ব য'ত SS_2 যোগান বেখাই DD_0 চাহিদা বেখাক এনেভাৱে ছেদ কৰিব যাতে p_2 দামত q_2 পৰিমাণৰ সামগ্ৰী কিনা-বেচা হয়। একেদৰে, যোগান বেখা সৌঁফালে স্থানান্তৰিত হ'লে খণ্ড (b)ত দেখুওৱাৰ দৰে p_0 দামত $q_0 q'_0$ পৰিমাণৰ অতিৰিক্ত যোগানৰ সৃষ্টি হ'ব। এই অতিৰিক্ত যোগানৰ প্ৰতি সঁহাৰি জনাই কিছুমান প্ৰতিষ্ঠানে দাম হ্রাস কৰিব

আৰু F বিন্দুত নতুন ভাৰসাম্য অৰ্জন হ'ব য'ত SS_1 যোগান ৰেখাই DD_0 চাহিদা ৰেখাক এনেভাৱে ছেদ কৰিব যাতে p_1 নতুন বজাৰ দামত q_1 পৰিমাণৰ সামগ্ৰী কিনা-বেচা হয়। লক্ষ্য কৰিবা যে যোগান ৰেখা স্থানান্তৰিত হ'লে দাম আৰু পৰিমাণৰ পৰিৱৰ্তন তাৰ বিপৰীত দিশত হয়।

এতিয়া এইথিনি ধাৰণা লৈ আমি বজাৰৰ বিভিন্ন অৱস্থা পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত ভাৰসাম্য দাম আৰু পৰিমাণৰ আচৰণ বিশ্লেষণ কৰিব পাৰিম। ইয়াত, আমি ভাৰসাম্যৰ ওপৰত উপাদানৰ মূল্য বৃদ্ধি আৰু প্রতিষ্ঠানৰ সংখ্যা বৃদ্ধিৰ প্ৰভাৱ আলোচনা কৰিম।

এটা অৱস্থা কল্পনা কৰা য'ত অন্যান্য সকলো অৱস্থা একে থাকি এটা সামগ্ৰীৰ উৎপাদনত ব্যৱহাত এটা উপাদানৰ মূল্য বৃদ্ধি হ'ল। ইয়ে এই উপাদানটো ব্যৱহাৰ কৰা প্রতিষ্ঠানৰ উৎপাদনৰ প্রাণ্তিক ব্যয় (Marginal Cost) বৃদ্ধি কৰিব। সেই কাৰণে যিকোনো দামতে বজাৰ যোগান আগতকৈ কম হ'ব। গতিকে, যোগান ৰেখা বাঁওফাললৈ স্থানান্তৰিত হ'ব। চিত্ৰ 5.3 (a) ত এই অৱস্থাটো যোগান ৰেখা SS_0 -ৰ পৰা SS_2 -লৈ স্থানান্তৰিত কৰি দেখুওৱা হৈছে। কিন্তু উপভোক্তাৰ চাহিদাৰ ওপৰত উপাদানৰ এই মূল্য বৃদ্ধিৰ কোনো প্ৰভাৱ নপৰিব কিয়নো ই উপাদানৰ মূল্যৰ ওপৰত প্ৰত্যক্ষভাৱে নিৰ্ভৰ নকৰে। সেয়েহে, চাহিদা ৰেখা অপৰিবৰ্তনীয় হৈ থাকিব। চিত্ৰ 5.3(a) ত এই অৱস্থাটো অপৰিবৰ্তনীয় চাহিদা ৰেখা DD_0 -ৰে দেখুওৱা হৈছে। ফলস্বৰূপে, আগৰ ভাৰসাম্য অৱস্থাৰ তুলনাত এতিয়া বজাৰ দাম বাঢ়িছে আৰু উৎপন্নৰ পৰিমাণ কমিছে।

প্রতিষ্ঠানৰ সংখ্যা বৃদ্ধিৰ প্ৰভাৱ আলোচনা কৰো আহা। যিহেতু প্ৰত্যেক দামতে এতিয়া বেছিসংখ্যক প্রতিষ্ঠানে সামগ্ৰীটো যোগান ধৰিব, গতিকে যোগান ৰেখা সোঁফাললৈ স্থানান্তৰিত হ'ব কিন্তু চাহিদা ৰেখাৰ ওপৰত ইয়াৰ কোনো প্ৰভাৱ নপৰিব। এই উদাহৰণটো চিত্ৰ 5.3(b)ৰ সহায়ত ব্যাখ্যা কৰিব পাৰি য'ত যোগান ৰেখা SS_0 -ৰ পৰা SS_1 -লৈ স্থানান্তৰিত হৈছে যদিও চাহিদা ৰেখা DD_0 -ত স্থিৰ হৈ আছে। চিত্ৰৰ পৰা আমি ইয়াকে ক'ব পাৰো যে প্ৰথমাৰস্থাৰ তুলনাত সামগ্ৰীবিধৰ দাম কমিব আৰু উৎপন্নৰ পৰিমাণ বৃদ্ধি পাব।

চাহিদা আৰু যোগানৰ সহ-স্থানান্তৰ : (Simultaneous Shifts of Demand and Supply)

চাহিদা আৰু যোগান ৰেখা একেলগে স্থানান্তৰিত হ'লে কি হ'ব? সহ-স্থানান্তৰ সম্ভাৱ্য চাৰি ধৰণে ঘটিব পাৰে :

- (i) যোগান আৰু চাহিদা ৰেখা উভয়ে সোঁফালে স্থানান্তৰিত হ'ব পাৰে।
- (ii) যোগান আৰু চাহিদা ৰেখা উভয়ে বাঁওফালে স্থানান্তৰিত হ'ব পাৰে।
- (iii) যোগান ৰেখা বাঁওফালে আৰু চাহিদা ৰেখা সোঁফালে স্থানান্তৰিত হ'ব পাৰে।
- (iv) যোগান ৰেখা সোঁফালে আৰু চাহিদা ৰেখা বাঁওফালে স্থানান্তৰিত হ'ব পাৰে।


তালিকা 5.1-ত এই চারিওটা ক্ষেত্রতে ভাবসাম্য দাম আৰু পৰিমাণৰ ওপৰত পৰা প্ৰভাৱ দাঙি ধৰা হৈছে। তালিকাখনৰ প্রতিটো শাৰীয়ে চাহিদা আৰু যোগান ৰেখাৰ সহ-স্থানান্তৰৰ প্রতিটো সম্ভাৱ্য সংযোগৰ ফলত ভাবসাম্য দাম আৰু পৰিমাণত হ'ব পৰা পৰিৱৰ্তনৰ দিশ বৰ্ণনা কৰিছে। উদাহৰণস্বৰূপে, তালিকাখনৰ দ্বিতীয় শাৰীৰ পৰা আমি জানিব পাৰো যে চাহিদা আৰু যোগান ৰেখা সোঁফালে স্থানান্তৰিত হোৱাৰ ফলত ভাবসাম্য পৰিমাণ সদায় বৃদ্ধি হয় কিন্তু ভাবসাম্য দাম বৃদ্ধি, হ্রাস বা অপৰিৱৰ্তনীয় হৈ থাকিব পাৰে। দাম পৰিৱৰ্তনৰ প্ৰকৃত দিশটো ৰেখা দুড়ালৰ স্থানান্তৰৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰে। এই ক্ষেত্ৰত তোমালোকে নিজে নিজে স্থানান্তৰৰ পৰিমাণ পৰিৱৰ্তন কৰি প্ৰভাৱৰোৰ পৰীক্ষা কৰি চোৱা।

তালিকাখনৰ প্ৰথম দুটা শাৰীত দেখুওৱা প্ৰথম দুয়োটা ক্ষেত্রতে ভাবসাম্য পৰিমাণৰ ওপৰত পৰা প্ৰভাৱ স্পষ্ট কিন্তু ভাবসাম্য দামৰ পৰিৱৰ্তন স্থানান্তৰৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰি যিকোনো দিশতে হ'ব পাৰে। তালিকাখনৰ শেষৰ দুটা শাৰীত দেখুওৱা পিছৰ দুয়োটা ক্ষেত্রতে দামৰ ওপৰত প্ৰভাৱ স্পষ্ট যদিও পৰিমাণৰ ওপৰত পৰা প্ৰভাৱ ৰেখা দুড়াল স্থানান্তৰিত হোৱা পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰে।

তালিকা 5.1 ভাবসাম্যৰ ওপৰত সহ-স্থানান্তৰৰ প্ৰভাৱ

| চাহিদাৰ স্থানান্তৰ | যোগানৰ স্থানান্তৰ | পৰিমাণ | দাম |
|--------------------|-------------------|--|--|
| বাওঁফালে | বাওঁফালে | হ্রাস পায় | বৃদ্ধি, হ্রাস বা অপৰিৱৰ্তনীয় হৈ থাকিব পাৰে। |
| সোঁফালে | সোঁফালে | বৃদ্ধি হয় | বৃদ্ধি, হ্রাস বা অপৰিৱৰ্তনীয় হৈ থাকিব পাৰে। |
| বাওঁফালে | সোঁফালে | বৃদ্ধি, হ্রাস বা অপৰিৱৰ্তনীয় হৈ থাকিব পাৰে। | হ্রাস পায় |
| সোঁফালে | বাওঁফালে | বৃদ্ধি, হ্রাস বা অপৰিৱৰ্তনীয় হৈ থাকিব পাৰে। | বৃদ্ধি পায় |

ইয়াত আমি চিত্র 5.4-ত (ii) আৰু (iii) নং ক্ষেত্ৰৰ চৈত্ৰিক উপস্থাপন দাঙি ধৰিছো আৰু বাকীকেইটা পচুৱেসকলৰ বাবে অনুশীলনী হিচাপে ৰাখিছো।



চাহিদা আৰু যোগানৰ সহস্থানান্তর :

প্ৰাথমিক ভাৰসাম্য বিন্দু হ'ল E য'ত DD_0 চাহিদা ৰেখা আৰু SS_0 যোগান ৰেখাই কটাকটি কৰিছে। খণ্ড (a)-ত যোগান আৰু চাহিদা দুয়োডাল ৰেখা সৌঁফালে স্থানান্তৰিত হোৱাৰ ফলত দাম অপৰিৱৰ্তিত হৈ আছে কিন্তু পৰিমাণ বৃদ্ধি হৈছে। খণ্ড (b)-ত যোগান ৰেখা সৌঁফালে আৰু চাহিদা ৰেখা বাওঁফালে স্থানান্তৰিত হোৱাৰ ফলত পৰিমাণ অপৰিৱৰ্তিত হৈ আছে কিন্তু দাম হ্রাস হৈছে।

চিত্ৰ 5.4. (a) ত দেখা যায় যে চাহিদা আৰু যোগান দুয়োডাল ৰেখা সৌঁফালে স্থানান্তৰিত হোৱাৰ ফলত ভাৰসাম্য পৰিমাণ বৃদ্ধি হয় যদিও ভাৰসাম্য দাম অপৰিৱৰ্তিত হৈ থাকে আৰু চিত্ৰ 5.4(b)-ত চাহিদা ৰেখা বাওঁফালে আৰু যোগান ৰেখা সৌঁফালে স্থানান্তৰিত হোৱাৰ ফলত ভাৰসাম্য পৰিমাণ অপৰিৱৰ্তিত হৈ থাকে যদিও দাম হ্রাস হয়।

৫.1.2. বজাৰ ভাৰসাম্য : মুক্ত প্ৰৱেশ আৰু প্ৰস্থান (Market Equilibrium : Free Entry and Exit) :

শেষৰ অংশটোত নিৰ্দিষ্ট সংখ্যক প্ৰতিষ্ঠানৰ অভিধাৰণাৰ ভিত্তিত বজাৰ ভাৰসাম্য আলোচনা কৰা হ'ল। এই অংশত আমি প্ৰতিষ্ঠানবোৰে মুক্তভাৱে বজাৰত প্ৰৱেশ আৰু প্ৰস্থান কৰিব পৰা অৱস্থাৰ বজাৰ ভাৰসাম্য অধ্যয়ন কৰিম। ইয়াত, সুবিধাৰ বাবে আমি ধৰি ল'ম যে বজাৰৰ সকলো প্ৰতিষ্ঠানেই সদৃশ।

প্রবেশ আৰু প্ৰস্থান অভিধাৰণাটোৱ নিহিত অৰ্থ কি? এই অভিধাৰণাটোই ইয়াকে বুজায় যে ভাৰসাম্য অৱস্থাত উৎপাদন কাৰ্য অব্যাহত ৰাখি কোনো প্ৰতিষ্ঠানে অস্বাভাৱিক লাভ (Supernormal profit) অৰ্জন বা লোকচান বহন নকৰে; অন্য কথাত ভাৰসাম্য দাম প্ৰতিষ্ঠানবোৰৰ সৰ্বনিম্ন গড় উৎপাদন ব্যয় (Minimum Average Cost)ৰ সমান হয়।

এইটো কিয় হয় জানিবলৈ, ধৰা হ'ল, প্ৰচলিত বজাৰ দামত প্ৰতিখন প্ৰতিষ্ঠানে অস্বাভাৱিক লাভ অৰ্জন কৰি আছে। অস্বাভাৱিক লাভ অৰ্জনৰ সন্তাৱনীয়তাই কিছুমান নতুন প্ৰতিষ্ঠানক আকৰ্ষিত কৰিব। ইয়ে অস্বাভাৱিক লাভ হ্ৰাস কৰাত অৰিহণা যোগাব আৰু অৱশ্যেত যথেষ্ট সংখ্যক প্ৰতিষ্ঠানৰ উপস্থিতিয়ে অস্বাভাৱিক লাভ নোহোৱা কৰিব। এই অৱস্থাত বজাৰত থকা সকলো প্ৰতিষ্ঠানে স্বাভাৱিক লাভ (Normal Profit) অৰ্জন কৰি থকা বাবে আন কোনো প্ৰতিষ্ঠানে প্ৰৱেশ কৰিবলৈ উৎসাহিত নহ'ব। একেদৰে, প্ৰচলিত দামত যদি প্ৰতিষ্ঠানবোৰে স্বাভাৱিক লাভতকৈ কম উপাৰ্জন কৰি থাকে, তেন্তে কিছুমান প্ৰতিষ্ঠানে প্ৰস্থান কৰিব। ইয়ে লাভৰ পৰিমাণ বৃদ্ধি কৰাত অৰিহণা যোগাব আৰু অৱশ্যিষ্ট প্ৰতিখন প্ৰতিষ্ঠানৰ লাভ স্বাভাৱিক অৱস্থালৈ বৃদ্ধি হ'ব। এনে অৱস্থাত স্বাভাৱিক লাভ অৰ্জন কৰি থকা বাবে কোনো প্ৰতিষ্ঠানে প্ৰস্থান কৰিব নিবিচাৰিব। গতিকে, প্ৰৱেশ আৰু প্ৰস্থান মুক্ত হ'লে প্ৰচলিত বজাৰ দামত প্ৰত্যেক প্ৰতিষ্ঠানে সদায় স্বাভাৱিক লাভ উপাৰ্জন কৰিব।

আগৰ অধ্যায়টোৱ পৰা মনত পেলোৱা যে যেতিয়ালৈকে দাম সৰ্বনিম্ন গড় ব্যয়তকৈ বেছি হৈ থাকে তেতিয়ালৈকে প্ৰতিষ্ঠানে অস্বাভাৱিক লাভ অৰ্জন কৰি থাকে আৰু সৰ্বনিম্ন গড় ব্যয়তকৈ কম দামত স্বাভাৱিক লাভতকৈ কম লাভ অৰ্জন কৰে। সেয়েহে, সৰ্বনিম্ন গড় ব্যয়তকৈ অধিক দামত নতুন প্ৰতিষ্ঠানে প্ৰৱেশ কৰে আৰু সৰ্বনিম্ন গড় ব্যয়তকৈ কম দামত বজাৰত থকা প্ৰতিষ্ঠানৰ কিছুমানে প্ৰস্থান কৰিবলৈ আৰম্ভ কৰে। প্ৰতিষ্ঠানৰ সৰ্বনিম্ন গড় ব্যয়ৰ সমান দামত প্ৰত্যেক প্ৰতিষ্ঠানে স্বাভাৱিক লাভ অৰ্জন কৰে যাৰ বাবে কোনো নতুন প্ৰতিষ্ঠান বজাৰত প্ৰৱেশ কৰিবলৈ আকৰ্ষিত নহয়। আকৌ অৱশ্যিষ্ট প্ৰতিষ্ঠানবোৰে বজাৰ ত্যাগ নকৰে কিয়নো এই অৱস্থাত উৎপাদন কৰি সেইবোৰে লোকচান ভৱিষ্যলগীয়া হোৱা নাই। সেইবাবে এই দাম বজাৰত প্ৰচলিত হয়।



গতিকে, প্রতিষ্ঠানৰ মুক্ত প্ৰৱেশ আৰু প্ৰস্থানে ইয়াকে বুজায় যে বজাৰ দাম সদায় সৰ্বনিম্ন গড় ব্যয়ৰ সমান হয়, অর্থাৎ


দাম = সৰ্বনিম্ন গড় ব্যয়

$$P = \min AC$$

ওপৰৰ আলোচনাৰ পৰা ইয়াকে পোৱা গ'ল যে ভাৰসাম্য দাম প্রতিষ্ঠানৰ সৰ্বনিম্ন গড় ব্যয়ৰ সমান। ভাৰসাম্য অৱস্থাত সেই দামত বজাৰ চাহিদাই যোগানৰ পৰিমাণ এনেদৰে নিৰ্ধাৰণ কৰে যাতে দুয়োটা সমান হয়। বৈধিকভাৱে ইয়াক চিত্ৰ 5.5. ত দেখুওৱা হৈছে য'ত E বিন্দুত বজাৰ ভাৰসাম্য অৱস্থা প্ৰাপ্ত হৈছে। E বিন্দুত DD চাহিদা ৰেখাই $p_0 = \min AC$ ৰেখাক এনেভাৱে ছেদ কৰিছে যাতে বজাৰ দাম p_0 আৰু মুঠ চাহিদা আৰু যোগান q_0 ৰ সমান হয়।

$p_0 = \min AC$ ত প্রত্যেক প্রতিষ্ঠানে একে পৰিমাণৰ উৎপাদন, যেনে q_{0f} যোগান ধৰে। সেইকাৰণে, বজাৰত ভাৰসাম্য প্রতিষ্ঠানৰ সংখ্যা p_0 দামত q_0 পৰিমাণ যোগান ধৰিবলৈ আৱশ্যকীয় প্রতিষ্ঠানৰ সংখ্যাৰ সমান হয় য'ত সেই দামত প্ৰতিখন প্রতিষ্ঠানে আকো q_{0f} , পৰিমাণ যোগান ধৰে। আমি যদি ভাৰসাম্য প্রতিষ্ঠানৰ সংখ্যা n_0 ৰ দ্বাৰা বুজাওঁ তেন্তে

$$n_0 = \frac{q_0}{q_{0f}}$$



মুক্ত প্ৰৱেশ আৰু প্ৰস্থান থকা অৱস্থাত দাম নিৰ্ধাৰণ : মুক্ত প্ৰৱেশ আৰু প্ৰস্থান থকা এখন পূৰ্ণ প্ৰতিযোগী বজাৰত ভাৰসাম্য দাম সদায় সৰ্বনিম্ন গড় ব্যয়ৰ সমান হয় আৰু বজাৰ চাহিদা ৰেখা DD আৰু দাম ৰেখা $P=\min AC$ -ৰ কটাকটি স্থলত ভাৰসাম্য পৰিমাণ নিৰ্ধাৰিত হয়।

ভারসাম্য দাম আৰু পৰিমাণ নিৰ্ধাৰণ পদ্ধতি অধিক স্পষ্টভাৱে বুজিবলৈ তলৰ উদাহৰণটো চাওঁ আহা।

উদাহৰণ 5.2.

ঘেঁষৰ বজাৰৰ এটা উদাহৰণ লোৱা য'ত ঘেঁষৰ চাহিদা ৰেখা তলত দিয়া ধৰণে পোৱা যায়

$$\begin{aligned} q^D &= 200 - p & 0 \leq p \leq 200 \text{ ৰ বাবে} \\ &= 0 & p > 200 \text{ ৰ বাবে} \end{aligned}$$

ধৰি লোৱা যে বজাৰখনত থকা কৃষি প্ৰতিষ্ঠানবোৰ সদৃশ। এখন নিৰ্দিষ্ট প্ৰতিষ্ঠানৰ যোগান ৰেখা এনেভাৱে পোৱা যায়।

$$\begin{aligned} q_1^s &= 10 + p & p \geq 20 \text{ ৰ বাবে} \\ &= 0 & 0 \leq p < 20 \text{ ৰ বাবে} \end{aligned}$$

প্ৰতিষ্ঠানবোৰ মুক্ত প্ৰৱেশ আৰু প্ৰস্থান থকাটোৱে ইয়াকে বুজায় যে সেইবোৰে সৰ্বনিম্ন গড় ব্যয়ৰ তলত কেতিয়াও উৎপাদন নকৰে কাৰণ অন্যথা উৎপাদনৰ পৰা প্ৰতিষ্ঠানবোৰৰ লোকচান হ'ব যি ক্ষেত্ৰত সেইবোৰ বজাৰৰ পৰা প্ৰস্থান কৰিবলগীয়া হ'ব।

আমি জানো যে প্ৰৱেশ আৰু প্ৰস্থান মুক্ত হ'লে দাম প্ৰতিষ্ঠানৰ সৰ্বনিম্ন গড় ব্যয়ৰ সমান হোৱা অৱস্থাত বজাৰ ভারসাম্য অৱস্থা প্ৰাপ্ত হয়। সেয়েহে, ভারসাম্য দাম হ'ব $p_0 = 20$


এই দামত বজাৰত বজাৰ চাহিদাৰ সমান পৰিমাণ যোগান ধৰা হ'ব। গতিকে চাহিদা ৰেখাৰ পৰা আমি ভারসাম্য পৰিমাণ এনেদেৰে পাম $q_0 = 200 - 20 = 180$

আকৌ, $p_0 = 20$ -ত প্ৰতিখন প্ৰতিষ্ঠানে যোগান ধৰিব $q_{0f} = 10 + 20 = 30$

সেইবাবে, মুক্ত প্ৰৱেশ আৰু প্ৰস্থানৰ সৈতে ভারসাম্য দাম, পৰিমাণ আৰু প্ৰতিষ্ঠানৰ সংখ্যা হ'ব ক্ৰমান্বয়ে 20 টকা, 180 কি.গ্রা. আৰু 6।

চাহিদাৰ স্থানান্তৰ (Shift in Demand) :

প্ৰতিষ্ঠানবোৰে মুক্তভাৱে প্ৰৱেশ আৰু প্ৰস্থান কৰিব পৰা অৱস্থাত ভারসাম্য দাম আৰু পৰিমাণৰ ওপৰত চাহিদা স্থানান্তৰৰ প্ৰভাৱ পৰীক্ষা কৰো আহা। আগৰ অংশটোৱ পৰা আমি জানিব পাৰিলো যে প্ৰতিষ্ঠানৰ মুক্ত প্ৰৱেশ আৰু প্ৰস্থান থাকিলো সকলো পৰিস্থিতিতে ভারসাম্য দাম অৱশিষ্ট প্ৰতিষ্ঠানবোৰৰ নিম্নতম গড় ব্যয়ৰ সমান হয়। এনে ক্ষেত্ৰত বজাৰ চাহিদা ৰেখা যিকোনো ফালে স্থানান্তৰিত হ'লেও নতুন ভারসাম্যত একে দামতে আকাঙ্ক্ষিত (Desired) পৰিমাণ বজাৰত যোগান ধৰা হ'ব।



চাহিদাৰ স্থানান্তর : প্ৰথম অৱস্থাত DD_0 হ'ল চাহিদা ৰেখা q_0 আৰু p_0 আৰু হ'ল ক্ৰমান্বয়ে ভাৰসাম্য পৰিমাণ আৰু দাম। খণ্ড (a)ত দেখুওৱাৰ দৰে চাহিদা ৰেখা সৌঁফালে DD_1 লৈ স্থানান্তৰিত হোৱাৰ ফলত ভাৰসাম্য পৰিমাণ বৃদ্ধি হয় আৰু খণ্ড (b)ত দেখুওৱাৰ দৰে বাওঁফালে DD_2 লৈ স্থানান্তৰিত হ'লে ভাৰসাম্য পৰিমাণ হ্রাস হয়। দুয়োটা ক্ষেত্ৰতে ভাৰসাম্য দাম p_0 ত অপৰিবৰ্তনীয় হৈ থাকে।

চিৰ 5.6-ত DD_0 হ'ল বজাৰ চাহিদা ৰেখা যিয়ে আমাক বিভিন্ন দামত উপভোক্তাই কিমান পৰিমাণ বিচাৰিব তাৰ আভাস দিয়ে আৰু p_0 হ'ল প্ৰতিষ্ঠানৰ নিম্নতম গড় ব্যয়ৰ সমান হোৱা দাম। প্ৰাৰম্ভিক ভাৰসাম্য বিন্দু হ'ল E য'ত DD_0 চাহিদা ৰেখাই $p_0 = \min AC$ ৰেখাক ছেদ কৰে। এই বিন্দুত চাহিদা আৰু যোগানৰ পৰিমাণ হ'ল q_0 । এই পৰিস্থিতিত প্ৰতিষ্ঠানৰ ভাৰসাম্য সংখ্যা হ'ল n_0 ।

এতিয়া ধৰা হ'ল, কোনো কাৰণত চাহিদা ৰেখা সৌঁফালে স্থানান্তৰিত হ'ল। ফলত p_0 দামত সামগ্ৰীটোৱ অতিৰিক্ত চাহিদাৰ সৃষ্টি হ'ব। কিছুমান অপৰিবৃত্তপুঁ উপভোক্তাই সামগ্ৰীটোৱ বাবে অধিক দাম দিবলৈ ইচ্ছা কৰাৰ ফলত দাম বাঢ়িবলৈ ধৰিব। ইয়ে অস্বাভাৱিক লাভ অৰ্জনৰ সম্ভাৱনীয়তা বৃদ্ধি কৰা হেতুকে নতুন প্ৰতিষ্ঠান কিছুমান বজাৰলৈ আকৰ্ষিত হ'ব। এনেধৰণৰ নতুন প্ৰতিষ্ঠানৰ প্ৰৱেশে অৱশ্যেত অস্বাভাৱিক লাভ নোহোৱা কৰিব আৰু দাম আকো p_0 হ'ব। এতিয়া একেই দামত যোগানৰ পৰিমাণ আগতকৈ অধিক হ'ব। খণ্ড (a)ৰ পৰা আমি দেখিবলৈ পাওঁ যে নতুন চাহিদা ৰেখা DD_1 $p_0 = \min AC$ ৰেখাক F বিন্দুত এনেকৈ ছেদ কৰে

যাতে নতুন ভারসাম্য অবস্থা হয় (p_0, q_1) য'ত q_1 এ হয় q_0 তকে বেছি। নতুন প্রতিষ্ঠানের প্ররেশের ফলত প্রতিষ্ঠানের নতুন ভারসাম্য সংখ্যা n_1 -ও n_0 -তকে বেছি। একেদেরে DD_2 লৈ চাহিদা বেখাৰ বাওঁফালে হোৱা স্থানান্তরৰ বাবে p_0 দামত অতিৰিক্ত যোগানৰ সৃষ্টি হয়। এই অতিৰিক্ত যোগানৰ প্ৰতি সঁহাৰি জনাই p_0 দামত আকাঙ্ক্ষিত পৰিমাণ বিক্ৰি কৰিব নোৱাৰা কিছুমান প্রতিষ্ঠানে দাম হ্রাস কৰিবলৈ ইচ্ছা কৰিব। দাম কমিবলৈ ধৰাৰ ফলত আৱশ্যিক কিছুমান প্রতিষ্ঠানে প্ৰস্থান কৰিব আৰু দাম আকৌ p_0 হ'ব। সেইকাৰণে, নতুন ভারসাম্য অবস্থাত আগতকৈ কম পৰিমাণৰ যোগান ধৰা হ'ব যিখিনি সেই দামত হ্রাস পোৱা চাহিদাৰ সমান হয়। ইয়াক খণ্ড (b) -ত দেখুওৱা হৈছে য'ত চাহিদা বেখা DD_0 -ৰ পৰা DD_2 -লৈ স্থানান্তৰিত হোৱাৰ ফলত দাম p_0 -ত অপৰিবৰ্তনীয় হৈ থকাৰ পিছতো চাহিদা আৰু যোগানৰ পৰিমাণ q_2 লৈ হ্রাস হয়। ইয়াত, আৱশ্যিক কিছুমান প্রতিষ্ঠানৰ প্ৰস্থানৰ বাবে প্রতিষ্ঠানৰ ভারসাম্য সংখ্যা n_2 হয় যি n_0 তকে কম। গতিকে, চাহিদা সোঁফালে (বাওঁফালে) স্থানান্তৰিত হ'লে ভারসাম্য পৰিমাণ আৰু প্রতিষ্ঠানৰ সংখ্যা বৃদ্ধি (হ্রাস) হয় যদিও ভারসাম্য দাম অপৰিবৰ্তনীয় হৈ থাকে।

ইয়াত আমি লক্ষ্য কৰা উচিত যে প্রতিষ্ঠানৰ সংখ্যা স্থিৰ হৈ থকাৰ তুলনাত মুক্ত প্ৰৱেশ আৰু প্ৰস্থান থাকিলে পৰিমাণৰ ওপৰত চাহিদা স্থানান্তৰৰ প্ৰভাৱ অধিক হয়। কিন্তু নিৰ্দিষ্ট সংখ্যক প্রতিষ্ঠানৰ নিচিনাকৈ ইয়াতো ভারসাম্য দামৰ ওপৰত কোনোধৰণৰ প্ৰভাৱ নাথাকে।

5.2. প্ৰয়োগ : (Applications)

এই অংশত আমি যোগান-চাহিদা বিশ্লেষণৰ ব্যৱহাৰ বুজিবলৈ চেষ্টা কৰিম। স্পষ্টভাৱে ক'বলৈ হ'লে আমি দাম নিয়ন্ত্ৰণ (Price Control)-ৰ বৰ্ণনা কৰিব। চৰকাৰৰ মাজে-সময়ে কিছুমান নিৰ্দিষ্ট দ্ৰব্য আৰু সেৱাকাৰ্যৰ দাম নিয়ন্ত্ৰণ কৰা আৱশ্যক হৈ পৰে যেতিয়া সেইবোৰৰ দাম আকাঙ্ক্ষিত স্তৰৰ তুলনাত অতি উচ্চ বা অতি নিম্ন হয়।


এই দ্ৰব্যবোৰৰ বজাৰৰ ওপৰত এনে নিয়ন্ত্ৰণৰ প্ৰভাৱ পৰীক্ষা কৰিবলৈ আমি পূৰ্ণ প্ৰতিযোগিতাৰ গাঁথনিৰ ভিতৰত এই কথাবিলাক বিশ্লেষণ কৰিম।



5.2.1 দামৰ উচ্চতম সীমা (Price Celing) :

চৰকাৰে কিছুমান দ্ৰব্যৰ উচ্চতম অনুমোদিত দাম নিৰ্ধাৰণ কৰাৰ উদাহৰণ একেবাৰে কম নহয়। এটা দ্ৰব্য বা সেৱাকাৰ্যৰ দামৰ ওপৰত চৰকাৰ আৰোপিত চৰম সীমাই হ'ল দামৰ উচ্চতম সীমা। দামৰ উচ্চতম সীমা সাধাৰণতে অত্যাৱশ্যকীয় সামগ্ৰী যেনে— ঘেঁষ, চাউল, কেৰাচিন তেল, চেনি আদিৰ ওপৰত আৰোপ কৰা হয়। জনসংখ্যাৰ কিছু অংশই বজাৰ নিৰ্ধাৰিত দামত এইবোৰ দ্ৰব্য কিনিবলৈ সমৰ্থ নোহোৱা হেতুকে দামৰ উচ্চতম সীমা বজাৰ নিৰ্ধাৰিত দামৰ তলত স্থিৰ কৰা হয়। ঘেঁষৰ বজাৰৰ উদাহৰণৰ সহায়ত বজাৰ ভাৰসাম্যৰ ওপৰত দামৰ উচ্চতম সীমাৰ প্ৰভাৱ পৰীক্ষা কৰো আহাঁ।

চিত্ৰত 5.7.এ ঘেঁষৰ বজাৰ যোগান বেখা SS আৰু বজাৰ চাহিদা বেখা DD দেখুৱায়।



ঘেঁষৰ বজাৰত দামৰ উচ্চতম সীমাৰ প্ৰভাৱ : ভাৰসাম্য দাম আৰু পৰিমাণ হ'ল ক্ৰমে p^* আৰু q^* । q_c -ত দাম উচ্চতম সীমা আৰোপ কৰাৰ ফলত ঘেঁষৰ বজাৰত অতিৰিক্ত চাহিদাৰ সৃষ্টি হয়।

ঘেঁষৰ ভাৰসাম্য দাম আৰু পৰিমাণ হ'ল ক্ৰমে p^* আৰু q^* । চৰকাৰে ভাৰসাম্য দৰ স্তৰতকৈ তলৰ p_c -ত দামৰ উচ্চতম সীমা আৰোপ কৰিলে উপভোক্তাই ঘেঁষৰ q_c কি.গ্ৰা. বিচাৰে যদিও প্ৰতিষ্ঠানবোৰে q'_c কি.গ্ৰা.হে যোগান ধৰে। গতিকে সেই দামত বজাৰত ঘেঁষৰ অতিৰিক্ত চাহিদা থাকিব।


এতেকে চৰকাৰৰ অভিপ্ৰায় যদিও উপভোক্তাসকলক সহায় কৰাটো আছিল, ইয়াৰ ফলত ঘেঁষৰ নাটনিৰ সৃষ্টি হ'ল। সেয়েহে, প্ৰত্যেকলৈ ঘেঁষৰ যোগান নিশ্চিত কৰিবলৈ উপভোক্তাসকলক বচদ পত্ৰ (Ration

Coupon) প্রদান করা হয় যাতে কোনো ব্যক্তিয়ে এক নির্দিষ্ট পরিমাণতকে অধিক ঘেঁষ কিনিব নোরাবে। ঘেঁষৰ এই নির্দিষ্ট পরিমাণ রচন দোকান (Ration Shop)ৰ জৰিয়তে বিক্ৰি কৰা হয় যিবিলাকক সুলভ মূল্যৰ দোকান (Fair Price Shop) বুলি কোৱা হয়।

সাধাৰণতে দামৰ উচ্চতম সীমাত দ্রব্যৰ বচন যোগান ধৰিলে উপভোক্তাৰ ওপৰত নিম্নোক্ত বিৰূপ প্ৰভাৱৰোৱ পৰিব পাৰে : (ক) বচন দোকানৰ পৰা দ্রব্য কিনিবলৈ প্ৰত্যেক উপভোক্তাই দীঘল শাৰীত থিয় দিব লাগে। (খ) সুলভ মূল্যৰ দোকানৰ পৰা পোৱা দ্রব্যৰ পৰিমাণেৰে সকলো উপভোক্তা সন্তুষ্ট নহয় বাবে কিছুমানে অধিক দাম দিবলৈ ইচ্ছা কৰিব। ইয়াৰ ফলত কলা বজাৰ (Black Market) ৰ সৃষ্টি হ'ব পাৰে।

5.2.2 দামৰ নিম্নতম সীমা (Price Floor) :

কিছুমান দ্রব্য আৰু সেৱাকাৰ্যৰ দাম এক নির্দিষ্ট স্তৰৰ তললৈ নামি যোৱাটো কাম্য নহয় আৰু সেয়েহে চৰকাৰে এনেবোৱ দ্রব্য আৰু সেৱাকাৰ্যৰ নিম্নতম দাম স্থিৰ কৰিব দিয়ে। এটা নির্দিষ্ট দ্রব্য বা সেৱাৰ দামৰ ওপৰত চৰকাৰ আৰোপিত সৰ্বনিম্ন সীমাই হৈছে দামৰ নিম্নতম সীমা। দামৰ নিম্নতম সীমা আৰোপণৰ সৰ্বজ্ঞাত উদাহৰণ হ'ল কৃষি দৰ সাহায্য আঁচনি (Agricultural Price Support Programmes) আৰু নিম্নতম মজুৰি আইন (Minimum Wage Legislation)।



দ্রব্যৰ বজাৰৰ ওপৰত দামৰ নিম্নতম সীমাৰ প্ৰভাৱ : বজাৰ ভাৰসাম্য হ'ল (p^*, q^*) । q_f -ত নিম্নতম সীমা আৰোপ কৰাৰ ফলত অতিৰিক্ত যোগানৰ সৃষ্টি হয়।

কৃষি দর সাহায্য আঁচনির জরিয়তে চৰকাৰে কিছুমান কৃষিজাত দ্রব্যৰ ক্ৰয় মূল্যৰ ওপৰত এটা নিম্নতম সীমা আৰোপ কৰে আৰু এই দাম সাধাৰণতে এনেবোৰ সামগ্ৰীৰ বজাৰ নিৰ্ধাৰিত দামতকৈ ওপৰত স্থিৰ কৰা হয়। একেদৰে, নিম্নতম মজুৰি আইনৰ জৰিয়তে চৰকাৰে শ্ৰমিকৰ মজুৰিৰ হাৰ এক নিৰ্দিষ্ট পৰিমাণৰ তললৈ নোযোৱাটো নিশ্চিত কৰে আৰু এই নিম্নতম মজুৰিৰ হাৰ আকো ভাৰসাম্য মজুৰিৰ হাৰতকৈ ওপৰত স্থিৰ কৰা হয়।

চিত্ৰ 5.8. এ এটা সামগ্ৰীৰ বজাৰ যোগান আৰু বজাৰ চাহিদা ৰেখা দেখুৱায় যাৰ ওপৰত দামৰ নিম্নতম সীমা আৰোপ কৰা হয়। ইয়াত p^* দাম আৰু q^* পৰিমাণত বজাৰ ভাৰসাম্য লাভ হয়। কিন্তু চৰকাৰে যেতিয়া ভাৰসাম্য দামতকৈ বেছি p_f দামত নিম্নতম সীমা আৰোপ কৰে, তেতিয়া বজাৰ চাহিদা হয় q_f , কিন্তু প্ৰতিষ্ঠানবোৰৰ যোগানৰ পৰিমাণ হয় q'_f । ফলত বজাৰত $q_f < q'_f$ পৰিমাণৰ অতিৰিক্ত যোগানৰ উন্নৰ হয়।

কৃষি সাহায্যৰ ক্ষেত্ৰত অতিৰিক্ত যোগানৰ কাৰণে দাম হ্ৰাস নহ'লৈ চৰকাৰে পূৰ্ব নিৰ্ধাৰিত দামত উন্নৰ্ভথিনি কিনিবলগীয়া হয়।

সাৰাংশ

- পূৰ্ব প্ৰতিযোগিতামূলক বজাৰত বজাৰ চাহিদা আৰু বজাৰ যোগান সমান হোৱা স্থলত ভাৰসাম্য লাভ হয়।
- প্ৰতিষ্ঠানৰ সংখ্যা স্থিৰ হৈ থকা অৱস্থাত বজাৰ চাহিদা আৰু বজাৰ যোগান ৰেখাৰ কটাকটি স্থলত ভাৰসাম্য দাম আৰু পৰিমাণ নিৰ্ধাৰিত হয়।
- শ্ৰমৰ প্ৰাণ্তিক আয়মূলক উৎপাদন মজুৰিৰ হাৰৰ সমান নোহোৱা পৰ্যন্ত প্ৰতিখন প্ৰতিষ্ঠানে শ্ৰম নিয়োগ কৰে।
- প্ৰতিষ্ঠানৰ সংখ্যা নিৰ্দিষ্ট হৈ থকা অৱস্থাত যোগান ৰেখা অপৰিবৰ্তনীয় থাকি চাহিদা ৰেখা সেঁফালে (বাওঁফালে) স্থানান্তৰিত হ'লে, ভাৰসাম্য পৰিমাণ আৰু ভাৰসাম্য দাম বৃদ্ধি (হ্ৰাস) হয়।
- প্ৰতিষ্ঠানৰ সংখ্যা নিৰ্দিষ্ট হৈ থকা অৱস্থাত চাহিদা ৰেখা অপৰিবৰ্তনীয় থাকি যোগান ৰেখা সেঁফালে (বাওঁফালে) স্থানান্তৰিত হ'লে, ভাৰসাম্য পৰিমাণ বৃদ্ধি (হ্ৰাস) আৰু ভাৰসাম্য দাম হ্ৰাস (বৃদ্ধি) হয়।

- চাহিদা আৰু যোগান দুয়োডাল বেখা একে দিশত স্থানান্তরিত হ'লে, ভাৰসাম্য পৰিমাণৰ ওপৰত তাৰ প্ৰভাৱ স্পষ্ট হয় যদিও ভাৰসাম্য দামৰ ওপৰত এই প্ৰভাৱ স্থানান্তৰৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰে।
- চাহিদা আৰু যোগান বেখা পৰম্পৰ বিপৰীত দিশত স্থানান্তৰিত হ'লে, ভাৰসাম্য দামৰ ওপৰত তাৰ প্ৰভাৱ স্পষ্ট হয় যদিও ভাৰসাম্য পৰিমাণৰ ওপৰত এই প্ৰভাৱ স্থানান্তৰৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰে।
- সদৃশ প্ৰতিষ্ঠানেৰে গঠিত এখন পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত প্ৰতিষ্ঠানবোৰে বজাৰত মুক্তভাৱে প্ৰৱেশ আৰু প্ৰস্থান কৰিব পাৰিলৈ ভাৰসাম্য দাম সদায় প্ৰতিষ্ঠানৰ নিম্নতম গড় ব্যয়ৰ সমান হয়।
- প্ৰৱেশ আৰু প্ৰস্থান মুক্ত হ'লে, ভাৰসাম্য দামৰ ওপৰত চাহিদা স্থানান্তৰৰ কোনো প্ৰভাৱ নাথাকে কিন্তু ইয়াৰ ফলত ভাৰসাম্য পৰিমাণ আৰু প্ৰতিষ্ঠানৰ সংখ্যা চাহিদা স্থানান্তৰৰ দিশত পৰিৱৰ্তন হয়।
- প্ৰতিষ্ঠানৰ সংখ্যা স্থিৰ হৈ থকা বজাৰৰ তুলনাত মুক্ত প্ৰৱেশ আৰু প্ৰস্থান থকা এখন বজাৰত ভাৰসাম্য পৰিমাণৰ ওপৰত চাহিদা বেখা স্থানান্তৰৰ প্ৰভাৱ বেছি তীক্ষ্ণ হয়।
- ভাৰসাম্য দামৰ তলত দামৰ উচ্চতম সীমা আৰোপ কৰাৰ ফলত অতিৰিক্ত চাহিদাৰ উদ্ধৰ হয়।
- ভাৰসাম্য দামৰ ওপৰত দামৰ নিম্নতম সীমা আৰোপ কৰাৰ ফলত অতিৰিক্ত যোগানৰ উদ্ধৰ হয়।

মূল ধাৰণাসমূহ :

ভাৰসাম্য

অতিৰিক্ত চাহিদা

অতিৰিক্ত যোগান

শ্ৰমৰ প্ৰাণ্তিক আয়মূলক উৎপাদন

শ্ৰমৰ প্ৰাণ্তিক উৎপাদনৰ মূল্য

দামৰ উচ্চতম সীমা, দামৰ নিম্নতম সীমা।

অনুশীলনী

1. বজার ভারসাম্য ব্যাখ্যা করা।
2. আমি কেতিয়া বজারত এটা সামগ্ৰীৰ অতিৰিক্ত চাহিদা থকা বুলি কওঁ?
3. আমি কেতিয়া বজারত এটা সামগ্ৰীৰ অতিৰিক্ত যোগান থকা বুলি কওঁ?
4. কি হ'ব যদিহে বজারত প্ৰচলিত দাম—
 - (i) ভাৰসাম্য দামতকৈ বেছি হয়?
 - (ii) ভাৰসাম্য দামতকৈ কম হয়?
5. প্ৰতিষ্ঠানৰ সংখ্যা স্থিৰ হৈ থকা এখন পূৰ্ণ প্ৰতিযোগিতামূলক বজারত কেনেদৰে দাম নিৰ্ধাৰণ কৰা হয় বৰ্ণনা কৰা।
6. ধৰি লোৱা যে অনুশীলনী 5-ত যি দামত ভাৰসাম্য লাভ হয়, সেই দাম বজারত থকা প্ৰতিষ্ঠানবোৰৰ নিম্নতম গড় ব্যয়তকৈ বেছি। এতিয়া প্ৰতিষ্ঠানবোৰৰ প্ৰৱেশ আৰু প্ৰস্থান মুক্ত কৰি দিলে বজার দামৰ কেনেদৰে পৰিৱৰ্তন হ'ব?
7. বজারত মুক্ত প্ৰৱেশ আৰু প্ৰস্থান থাকিলে এখন পূৰ্ণ প্ৰতিযোগিতামূলক প্ৰতিষ্ঠানে কি দামত যোগান ধৰিব? এনে বজারত ভাৰসাম্য পৰিমাণ কেনেদৰে নিৰ্ধাৰণ কৰা হয়?
8. প্ৰৱেশ আৰু প্ৰস্থানৰ অনুমতি থকা এখন বজারত ভাৰসাম্য প্ৰতিষ্ঠানৰ সংখ্যা কেনেদৰে নিৰ্গং কৰা হয়?
9. ভাৰসাম্য দাম আৰু পৰিমাণ কেনেদৰে প্ৰভাৱিত হ'ব যদি উপভোক্তাৰ আয়—
 - (ক) বৃদ্ধি হয়?
 - (খ) হুস পায়?
10. জোতাৰ দাম বৃদ্ধিয়ে কেনেদৰে এযোৰ মোজাৰ দাম আৰু মোজাৰ ক্ৰয়-বিক্ৰয়ৰ পৰিমাণ প্ৰভাৱিত কৰে যোগান আৰু চাহিদা বেখা ব্যৱহাৰ কৰি দেখুওৱা।
11. কফিৰ দামৰ পৰিৱৰ্তনে কেনেদৰে চাহৰ ভাৰসাম্য দাম প্ৰভাৱিত কৰিব? এটা চিত্ৰৰ সহায়ত ভাৰসাম্য পৰিমাণৰ ওপৰত ইয়াৰ ফল ব্যাখ্যা কৰা।
12. এটা সামগ্ৰীৰ উৎপাদনত ব্যৱহাৰ উপাদানৰ দামৰ পৰিৱৰ্তন হ'লে কেনেদৰে সামগ্ৰীটোৱ ভাৰসাম্য দাম আৰু পৰিমাণৰ পৰিৱৰ্তন হ'ব?
13. যদি দ্ৰব্য X-ৰ এটা বিকল্প দ্ৰব্য (Y)-ৰ দাম বৃদ্ধি হয়, তেন্তে দ্ৰব্য X-ৰ ভাৰসাম্য দাম আৰু পৰিমাণৰ ওপৰত কি প্ৰভাৱ পৰিব?
14. বজারত নিৰ্দিষ্ট সংখ্যক প্ৰতিষ্ঠান থকা আৱস্থাত ভাৰসাম্যৰ ওপৰত চাহিদা বেখা স্থানান্তৰৰ প্ৰভাৱ প্ৰৱেশ-প্ৰস্থান থকা অৱস্থাৰ সৈতে তুলনা কৰা।

15. ভারসাম্য দাম আৰু পৰিমাণৰ ওপৰত চাহিদা আৰু যোগান দুয়োডାল বেখাৰ সোঁফালে হোৱা স্থানান্তৰৰ প্ৰভাৱ চিৰে সহায়ত ব্যাখ্যা কৰা।
16. ভারসাম্য দাম আৰু পৰিমাণ কেনেদৰে প্ৰভাৱিত হ'ব যদি—
 (ক) চাহিদা আৰু যোগান দুয়োডାল বেখা একে দিশত স্থানান্তৰিত হয়?
 (খ) চাহিদা আৰু যোগান বেখা বিপৰীত দিশত স্থানান্তৰিত হয়?
17. কি ক্ষেত্ৰত শ্ৰমৰ বজাৰৰ যোগান আৰু চাহিদা বেখা দ্ৰব্যৰ বজাৰৰ যোগান আৰু চাহিদা বেখাৰ পৰা পৃথক হয়?
18. এখন পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত শ্ৰমৰ কাম্য (Optimal) পৰিমাণ কেনেদৰে নিৰ্ধাৰণ কৰা হয়?
19. এখন পূৰ্ণ প্ৰতিযোগিতামূলক শ্ৰম বজাৰত মজুৰিৰ হাৰ কেনেদৰে নিৰ্ধাৰণ কৰা হয়?
20. ভাৰতবৰ্ষত দামৰ উচ্চতম সীমা আৰোপ কৰা কোনো সামগ্ৰীৰ বিষয়ে তুমি জানানে? দামৰ উচ্চতম সীমা আৰোপণৰ ফল কেনেকুৱা হ'ব পাৰে?
21. মুক্ত প্ৰৱেশ আৰু প্ৰস্থান থকা অৱস্থাৰ তুলনাত প্ৰতিষ্ঠানৰ সংখ্যা স্থিৰ হৈ থাকিলে চাহিদা বেখা স্থানান্তৰৰ প্ৰভাৱ দামৰ ওপৰত বেছি আৰু পৰিমাণৰ ওপৰত কমাতকে পৰে। ব্যাখ্যা কৰা।
22. ধৰি লোৱা যে এখন পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত সামগ্ৰী X-ৰ চাহিদা আৰু যোগান বেখা হ'ল—

$$q^D = 700 - p$$

$$\begin{aligned} q^S &= 500 + 3p & p \geq 15\text{-ৰ বাবে} \\ &= 0 & 0 \leq p < 15\text{-ৰ বাবে} \end{aligned}$$

বজাৰখন সদৃশ প্ৰতিষ্ঠানেৰে গঠিত বুলি ভাবা। 15 টকাতকৈ কম যিকোনো দামত সামগ্ৰী X-ৰ বজাৰ যোগান শূন্য হোৱাৰ কাৰণ বিচাৰি উলিওৱা। এই সামগ্ৰীবিধিৰ ভাৰসাম্য দাম কিমান? ভাৰসাম্য অৱস্থাত X-ৰ কিমান পৰিমাণ উৎপাদিত হ'ব?

23. অনুশীলনী 22-ৰ চাহিদা বেখাডାল লৈ সামগ্ৰী X উৎপাদন কৰা প্ৰতিষ্ঠানবোৰৰ মুক্ত প্ৰৱেশ আৰু প্ৰস্থান আছে বুলি ধৰা। বজাৰখন সামগ্ৰী X উৎপাদন কৰা সদৃশ প্ৰতিষ্ঠানেৰে গঠিত বুলিও ধৰি লোৱা। এখন প্ৰতিষ্ঠানৰ যোগান বেখা এনেদৰে দিয়া আছে—

$$\begin{aligned} q_f^S &= 8 + 3p & p \geq 20 \text{ ৰ বাবে} \\ &= 0 & 0 \leq p < 20 \text{ ৰ বাবে} \end{aligned}$$

- (ক) $p = 20$ -ৰ তাৎপৰ্য কি?
 (খ) কি দামত X-ৰ বজাৰ ভাৰসাম্য হ'ব? তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দিয়া।
 (গ) ভাৰসাম্য পৰিমাণ আৰু প্ৰতিষ্ঠানৰ সংখ্যা গণনা কৰা।

24. ধৰা হ'ল যে নিমখৰ চাহিদা আৰু যোগান বেখা এনেদৰে দিয়া আছে :

$$q^D = 1,000 - p \quad q^S = 700 + 2p$$

(ক) ভাৰসাম্য দাম আৰু পৰিমাণ নিৰ্ণয় কৰা।

(খ) এতিয়া ধৰি লোৱা যে নিমখ উৎপাদনত ব্যৱহৃত এবিধ উপাদানৰ দাম বৃদ্ধি হ'ল আৰু নতুন যোগান বেখা হ'ল—

$$q^S = 400 + 2p$$

ভাৰসাম্য দাম আৰু পৰিমাণৰ কেনেদৰে পৰিৱৰ্তন হ'ব? পৰিৱৰ্তনটো তুমি আশা কৰা ধৰণে হৈছেনে?

(গ) ধৰা হ'ল যে চৰকাৰে নিমখ বিক্ৰীৰ প্ৰতি গোটৰ ওপৰত 3 টকাৰ কৰ আৰোপ কৰিলে। ই ভাৰসাম্য দাম আৰু পৰিমাণ কেনেদৰে প্ৰভাৱিত কৰিব?

25. ধৰা হ'ল যে ঘৰৰ বজাৰ নিৰ্ধাৰিত ভাড়া সাধাৰণ মানুহে বহন কৰিব নোৱাৰাকৈ উচ্চ। যদি ভাড়াৰ ওপৰত নিয়ন্ত্ৰণ আৰোপ কৰি চৰকাৰে ভাড়া ঘৰ বিচৰাসকলক সহায় কৰিবলৈ আগবঢ়ি আহে, তেন্তে ভাড়াঘৰৰ বজাৰৰ ওপৰত ইয়াৰ কেনেকুৰা প্ৰভাৱ পৰিব?



অ-প্রতিযোগিতামূলক বজাৰ (Non-Competitive Market)

স্মাৰণীয় যে পূৰ্ণ প্রতিযোগিতা, বজাৰ গাঁথনিৰ এনে এক তত্ত্ব য'ত ভোক্তা আৰু প্রতিষ্ঠান উভয়ে
দাম প্ৰহণকাৰী। তেনেকুৱা পৰিস্থিতিত প্রতিষ্ঠানৰ আচৰণ চতুৰ্থ অধ্যায়ত বৰ্ণনা কৰা হৈছে। নিম্ন উল্লেখিত
চৰ্তবোৰ পূৰণ কৰা বজাৰ এখনক থূলমূলকে পূৰ্ণ প্রতিযোগিতামূলক বজাৰ গাঁথনি বুলি আমি আলোচনা
কৰিছিলো :

- (i) সামগ্ৰীটোৱ অসংখ্য প্রতিষ্ঠান আৰু ভোক্তা থাকে যাতে প্ৰতিটো প্রতিষ্ঠানে বিৰু কৰা উৎপাদনৰ
পৰিমাণ আটাইবোৰ প্রতিষ্ঠানে একেলগে কৰা সৰ্বমুঠ উৎপাদনৰ তুলনাত অতি নগণ্য হয় আৰু
তেনেবোৰে প্ৰতিজন ভোক্তাই ক্ৰয় কৰা সামগ্ৰীৰ পৰিমাণ আটাইবোৰ ভোক্তাই একেলগে ক্ৰয় কৰা
পৰিমাণৰ তুলনাত অতি ক্ষুদ্ৰ হয়;
- (ii) প্রতিষ্ঠানবোৰৰ সামগ্ৰীৰ উৎপাদন আৰম্ভ কৰা বা উৎপাদন বন্ধ কৰাৰ স্বাধীনতা থাকে;
- (iii) উদ্যোগ এটাত থকা প্ৰতিটো প্রতিষ্ঠানৰ উৎপাদন আন প্রতিষ্ঠানবোৰৰ উৎপাদনৰ পৰা পৃথকীকৃত
নহয় আৰু আন কোনো উদ্যোগৰ উৎপাদন এই উদ্যোগটোৱ উৎপাদনৰ প্ৰতিকল্প নহয়; আৰু
- (iv) উৎপাদন, উপাদান আৰু সিহ্তৰ দাম সম্বন্ধে প্রতিষ্ঠান আৰু ভোক্তাবোৰৰ সম্পূৰ্ণ জ্ঞান থাকে।
এই অধ্যায়ত আমি কিছুমান পৰিস্থিতি বা অৱস্থাৰ বিষয়ে আলোচনা কৰিম য'ত এই চৰ্তবোৰৰ এটা বা
ততোধিক পূৰণ নহয়। যদি প্ৰথম আৰু দ্বিতীয় চৰ্ত দুটা বাদ দিয়া হয়, আমি একচেটিয়া (Monopoly) আৰু
স্বল্পাধিকাৰ (Oligopoly) বজাৰ গাঁথনি পাওঁ। তৃতীয় চৰ্তটো বাদ দিলে, আমি একাধিকাৰ প্রতিযোগিতা
(Monopolistic Competition) বজাৰ গাঁথনি পাওঁ। চতুৰ্থ চৰ্তটো বাদ দিয়াটো ক্ষতিশংকাৰ অৰ্থনীতি” বুলি
আলোচনা কৰা হয়। এই অধ্যায়টোৱে একচেটিয়া, একাধিকাৰ প্রতিযোগিতা আৰু স্বল্পাধিকাৰ বজাৰ গাঁথনিৰ
বিষয়ে পৰীক্ষা কৰিব।

৬.১. সামগ্রী বজাবত সবল একচেটিয়া বজাব : (Simple Monopoly in the Commodity Market)

যি বজাব গাঁথনিত মাত্র এজন বিক্রেতা থাকে তাক একচেটিয়া বজাব বোলে। এই এক শারীর সুত্রটোত
থকা অস্তর্নিহিত চর্তবোৰ অৱশ্যে স্পষ্টকৈ উল্লেখ
কৰিব লাগিব। এটা একচেটিয়া বজাব গাঁথনিৰ বাবে
এটা নিৰ্দিষ্ট সামগ্রীৰ এজনেই উৎপাদক থাকিব
লাগিব; আন কোনো সামগ্রীয়েই সেই সামগ্রীটোৰ
প্ৰতিকল্প হ'ব নোৱাৰিব; আৰু এই অৱস্থাটো ভৱিষ্যৎ
সময়লৈ চলি থাকিবলৈ হ'লে, আন কোনো
প্ৰতিষ্ঠানে যাতে বজাবত প্ৰৱেশ কৰিব নোৱাৰে
আৰু সামগ্রী বিক্ৰি কৰিব নোৱাৰে তাৰ বাবে যথেষ্ট
বাধা নিয়েধ আৰোপ কৰিব লাগিব।



প্ৰতিযোগিতামূলক আচৰণ বনাম প্ৰতিযোগিতামূলক গাঁথনি (Competitive Behaviour Versus Competitive Structure)

পূৰ্ণ প্ৰতিযোগিতামূলক বজাব এখন এনেদৰে ব্যাখ্যা কৰা হৈছে য'ত এটা ব্যক্তিগত প্ৰতিষ্ঠানে
বজাবত বিক্ৰি হোৱা সামগ্রীৰ দাম প্ৰভাৱিত কৰিব নোৱাৰে। যিহেতু ব্যক্তিগত প্ৰতিষ্ঠান এটাৰ
উৎপাদনৰ যিকোনো স্তৰতে দাম একেই থাকে, প্ৰচলিত বজাব দৰত, প্ৰতিষ্ঠানটোৱে নিজে বিচাৰা
ধৰণে যিকোনো পৰিমানেই বিক্ৰী কৰিব পাৰে। সেয়েহে প্ৰতিষ্ঠান এটাই নিজৰ উৎপন্নৰ বজাবৰ বাবে
আন প্ৰতিষ্ঠানৰ লগত প্ৰতিযোগিতা কৰিব লগা নহয়।

সাধাৰণ অৰ্থত প্ৰতিযোগিতা বা প্ৰতিযোগিতামূলক আচৰণ বুলিলে যি বুজায়, এইটো স্পষ্টকৈ
তাৰ বিপৰীত। আমি দেখো যে বিক্ৰি বঢ়াবলৈ বা বজাবৰ বেছি অংশ দখল কৰিবলৈ কোক (Coke)
আৰু পেপচি (Pepsi) য়ে বিভিন্ন ধৰণে প্ৰতিযোগিতা কৰে। ইয়াৰ বিপৰীতে, আধিক পৰিমাণৰ শস্য
বিক্ৰি কৰিবলৈ ব্যক্তিগত খেতিয়কৰোৱে তেওঁলোকৰ মাজত প্ৰতিযোগিতা কৰা আমি দেখা নাপাৰ্ণ।
ইয়াৰ কাৰণ এইটোৱেই যে শীতল পানীয়ৰ বজাব দৰ প্ৰভাৱিত কৰিব পৰা ক্ষমতা কোক আৰু পেপচিৰ
আছে যিটো ব্যক্তিগত খেতিয়কৰ নাই।


গতিকে প্রতিযোগিতামূলক আচরণ আৰু প্রতিযোগিতামূলক বজাৰ গাঁথনি সাধাৰণতে বিপৰীত মুখে সম্পৰ্কিত; বজাৰ গাঁথনিটো যিমানেই প্রতিযোগিতামূলক হয়, প্রতিষ্ঠানবোৰ আচরণ সিমানেই কম প্রতিযোগিতামূলক হয়। আনহাতে বজাৰ গাঁথনিটো যিমানেই কম প্রতিযোগিতামূলক হয়, প্রতিষ্ঠানবোৰ ইটোৱ আনটোৰ লগত আচরণ সিমানেই প্রতিযোগিতামূলক হয়। শুন্দ একচেটিয়া বজাৰেই হ'ল অতি দৃশ্যমান ব্যতিক্ৰম।

আন বজাৰ গাঁথনিৰ তুলনাত সামগ্ৰী এটাৰ একচেটিয়া বজাৰৰ ভাৰসাম্যৰ পাৰ্থক্য পৰীক্ষা কৰিবলৈ হ'লে আমি আন সকলো বজাৰেই পূৰ্ণ প্রতিযোগিতামূলক হয় বুলি ধৰি লোৱাৰ আৱশ্যকতা আছে। বিশেষকৈ আমাক লাগে— (i) যে চাহিদাৰ ফালৰ পৰা বিশেষ সামগ্ৰীটোৱ বজাৰ পূৰ্ণ প্রতিযোগিতামূলক, অৰ্থাৎ আটাইবোৰ ভোক্তাৰ দাম গ্ৰহণকাৰী (ii) যে এই সামগ্ৰীটো উৎপাদনত ব্যৱহাত উপাদানবোৰ বজাৰবোৰ চাহিদা আৰু যোগান দুয়োফালৰ পৰাই পূৰ্ণ প্রতিযোগিতামূলক।

ওপৰৰ আটাইবোৰ চৰ্ত যদি সন্তুষ্ট হয়, তেনেহ'লে এই অৱস্থাটো আমি এটা সামগ্ৰীৰ বজাৰৰ এখন একচেটিয়া বজাৰ বুলি ক'ব পাৰো।

6.1.1. বজাৰ চাহিদা ৰেখাই গড় বিক্ৰি আয় ৰেখা (Market Demand Curve is the Average Revenue Curve) :

6.1 নং চিত্ৰৰ বজাৰ চাহিদা ৰেখাই ভোক্তাৰোৰে সামগ্ৰিকভাৱে বিভিন্ন দামত কিনিবলৈ ইচ্ছুক পৰিমাণবোৰ দেখুৱায়। যদিহে বজাৰ দাম উচ্চ স্তৰৰ p_0 হয়, ভোক্তাৰোৰে q_0 নিম্ন পৰিমাণ কিনিবলৈ ইচ্ছুক হয়। আনহাতে যদিহে বজাৰ দাম নিম্ন স্তৰৰ p_1 হয়, ভোক্তাৰোৰে q_1 উচ্চ পৰিমাণ কিনিবলৈ ইচ্ছুক হয়। অৰ্থাৎ বজাৰৰ দামে ভোক্তাৰোৰ চাহিদাৰ পৰিমাণ প্ৰভাৱিত কৰে। এইটো এনেদৰে কৈও প্ৰকাশ কৰিব পাৰি যে ভোক্তাৰ ক্ৰয়ৰ পৰিমাণ দামৰ এটা ক্ৰমত্বাসমান ফলন। একচেটিয়া প্রতিষ্ঠানৰ বাবে ওপৰৰ যুক্তিখনিয়ে ইয়াৰ বিপৰীত দিশৰ পৰা ব্যাখ্যা আগবঢ়ায়। একচেটিয়া প্রতিষ্ঠানৰ বেছি পৰিমাণৰ বিক্ৰি কৰাৰ সিদ্ধান্ত কেৱল নিম্ন দামতহে সন্তুষ্ট হয়। ওলোটাকৈ, যদিহে একচেটিয়া



বজাৰ চাহিদা ৰেখা ভোক্তাৰোৰে সাময়িকভাৱে বিভিন্ন দামত কিনিবলৈ ইচ্ছুক পৰিমাণবোৰ দেখুৱায়।

প্রতিষ্ঠানটোরে বিক্রির বাবে কম পরিমাণৰ সামগ্ৰী বজাৰলৈ আনে প্রতিষ্ঠানটোৱে বেছি দামত বিক্ৰি কৰিবলৈ সক্ষম হ'ব। গতিকে, একচেটিয়া প্রতিষ্ঠানৰ বাবে সামগ্ৰী বিক্ৰিৰ পৰিমাণৰ ওপৰত দাম নিৰ্ভৰ কৰে। একেখনি কথা এনেদৰে বৰ্ণনা কৰিব প্ৰকাশ কৰিব পাৰি যে দাম হ'ল বিক্ৰিৰ পৰিমাণৰ এটা ক্ৰমহাসমান ফলন। সেয়েহে, একচেটিয়া প্রতিষ্ঠানৰ বাবে বজাৰ চাহিদা ৰেখাই বিভিন্ন পৰিমাণৰ যোগানৰ বাবে পাৰ পৰা দাম প্ৰকাশ কৰে। এই ধাৰণাটো প্ৰতিফলিত হয় এইটো উক্তিত যে একচেটিয়া প্রতিষ্ঠানে বজাৰ চাহিদা ৰেখাৰ মুখ্যামুখি হয়।

ওপৰৰ ধাৰণাটো এটা অন্য দৃষ্টিকোণেৰে চাৰ পাৰি। যিহেতু বজাৰ চাহিদা ৰেখাৰ সম্পূৰ্ণ জ্ঞান প্রতিষ্ঠানটোৰ থকা বুলি ধৰা হয়, একচেটিয়া প্রতিষ্ঠানটোৱে ইয়াৰ সামগ্ৰী কি দামত বিক্ৰী কৰিব ইচ্ছা কৰে তাৰ সিদ্ধান্ত ল'ব পাৰে আৰু সেইদৰে বিক্ৰীৰ পৰিমাণ নিৰ্ধাৰণ কৰে। উদাহৰণস্বৰূপে (6.1 নং চিত্ৰ আকৌ পৰীক্ষা কৰি), যিহেতু একচেটিয়া প্রতিষ্ঠানটোৰ DD ৰেখাৰ আকৃতি জ্ঞাত, প্রতিষ্ঠানটোৱে যদি সামগ্ৰী p_0 দামত বিক্ৰি কৰিবলৈ ইচ্ছুক প্রতিষ্ঠানটোৱে q_0 পৰিমাণ উৎপাদন আৰু বিক্ৰি কৰি সেয়া কৰিব পাৰে, কাৰণ p_0 দামত ভোক্তাৰোৰে q_0 পৰিমাণ ক্ৰয় কৰিবলৈ ইচ্ছুক। এই ধাৰণাটো দৃঢ়ীকৰণ কৰা হৈছে এই শ্ৰেণান্বেষণে ‘একচেটিয়া প্রতিষ্ঠান হ'ল দাম স্রষ্টা’ (Monopoly Firm is a Price Maker)।

পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ গাঁথনিৰ প্রতিষ্ঠানৰ লগত একচেটিয়া প্রতিষ্ঠানৰ প্ৰভেদ স্পষ্ট হোৱা উচিত। পূৰ্ণ প্ৰতিযোগিতাৰ ক্ষেত্ৰত, প্রতিষ্ঠানটোৱে যিমান ইচ্ছা কৰে সিমানখনি সামগ্ৰীৰ পৰিমাণ বজাৰলৈ উলিয়াই আনিব পাৰে আৰু একে দামতে বিক্ৰী কৰিব পাৰে। একচেটিয়া প্রতিষ্ঠানৰ ক্ষেত্ৰত যিহেতু এয়া নহয়, সামগ্ৰী বিক্ৰীৰ জৰিয়তে প্রতিষ্ঠানটোৱে লাভ কৰা ধন আকৌ এবাৰ পৰীক্ষা কৰিব লাগিব।

আমি এই অনুশীলনটো এখন তালিকা, এখন লেখচিত্ৰ আৰু সৰল চাহিদা ৰেখাৰ সহজ সমীকৰণ এটা ব্যৱহাৰ কৰি সম্পাদন কৰো। এটা উদাহৰণস্বৰূপে, ধৰা হওক চাহিদা ফলনৰ সমীকৰণটো হ'ল—

তালিকা 6.1 : দাম আৰু বিক্ৰী আয়

| q | p | TR | AR | MR |
|----|-----|------|-----|------|
| 0 | 10 | 0 | — | — |
| 1 | 9.5 | 9.5 | 9.5 | 9.5 |
| 2 | 9 | 18 | 9 | 8.5 |
| 3 | 8.5 | 25.5 | 8.5 | 7.5 |
| 4 | 8 | 32 | 8 | 6.5 |
| 5 | 7.5 | 37.5 | 7.5 | 5.5 |
| 6 | 7 | 42 | 7 | 4.5 |
| 7 | 6.5 | 45.5 | 6.5 | 3.5 |
| 8 | 6 | 48 | 6 | 2.5 |
| 9 | 5.5 | 49.5 | 5.5 | 1.5 |
| 10 | 5 | 50 | 5 | 0.5 |
| 11 | 4.5 | 49.5 | 4.5 | -0.5 |
| 12 | 4 | 48 | 4 | -1.5 |
| 13 | 3.5 | 45.5 | 3.5 | -2.5 |

$$q = 20 - 2p$$

য'ত q হ'ল বিক্রীর পরিমাণ আৰু p টকাৰ হিচাপত দাম। p ৰ হিচাপত সমীকৰণটো এনেদৰে লিখিব পাৰি—

$$p = 10 - 0.5q$$

'0' ৰ পৰা 13 লৈকে q -ৰ বিভিন্ন মান প্রতিষ্ঠাপন কৰিলে আমি 10 ৰ পৰা 3.5 লৈকে দাম পাওঁ। এইবোৰ 6.1 নং তালিকাৰ q আৰু p স্তৱে দেখুওৱা হৈছে।

এই সংখ্যাবোৰ 6.2 নং চিত্ৰত এখন লেখাচিত্ৰৰে অংকন কৰা হৈছে য'ত উলম্ব অক্ষত দাম আৰু অনুভূমিক অক্ষত পৰিমাণ ধৰা হৈছে। সামগ্ৰীৰ বিভিন্ন পৰিমাণৰ বাবে প্ৰাপ্তিসাধ্য দামবোৰ ডাঠ সৰলৰেখা D ৰে দেখুওৱা হৈছে।


দামেৰে বিক্রীৰ পৰিমাণক পূৰণ কৰিলে প্রতিষ্ঠান এটাই সামগ্ৰী বিক্রী কৰি পোৱা মুঠ বিক্রী আয় (Total Revenue) ৰ সমান হয়। একচেটিয়া প্রতিষ্ঠানৰ ক্ষেত্ৰত মুঠ বিক্রী আয় এডাল সৰল রেখা নহয়। ইয়াৰ আকৃতি চাহিদা রেখাৰ আকৃতিৰ ওপৰত নিৰ্ভৰ কৰে। গাণিতিকভাৱে, বিক্রীৰ পৰিমাণৰ ফলন হিচাবে মুঠ বিক্রী আয়ক প্রতিনিধিত্ব কৰা হয়। গতিকে, আমাৰ উদাহৰণত

$$\begin{aligned} \text{মুঠ বিক্রী আয়} &= p \times q \\ &= (10 - 0.5q) \times q \\ &= 10q - 0.5q^2 \end{aligned}$$

এইটো এটা সৰল রেখাৰ সমীকৰণ নহয়। এইটো এটা দিঘাত সমীকৰণ য'ত বৰ্গসংখ্যাৰ ঋণাত্মক সহগ আছে। তেনে ধৰণৰ সমীকৰণে এটা প্রতিলোম উলম্ব অধিবৃত্ত (Inverted vertical Parabola) প্রতিনিধিত্ব কৰে।

6.1 তালিকাত TR স্তৱে p আৰু q স্তৱৰ পূৰণফল প্রতিনিধিত্ব কৰে। এইটো দৃশ্যমান যে পৰিমাণ বৃদ্ধিৰ ফলত উৎপন্ন যেতিয়া 10 গোট হৈছে মুঠ বিক্রী আয় (TR) 50 টকালৈ বৃদ্ধি পাইছে আৰু এই স্তৱৰ উৎপন্নৰ পিছত মুঠ বিক্রী আয় কমিবলৈ আৰম্ভ কৰিছে। 6.2 নং চিত্ৰত ইয়াৰ প্ৰতিচ্ছবি দেখিবলৈ পোৱা গৈছে।

বিক্রী হোৱা সামগ্ৰীৰ প্ৰতিটো গোটৰ বাবদ প্রতিষ্ঠানে পোৱা বিক্রী আয়ক গড় বিক্রী আয় (Average Revenue) বুলি কোৱা হয়। গাণিতিক ভাৱে, গড় বিক্রী



মুঠ, গড় আৰু প্ৰাপ্তিক বিক্রী আয় বেখা : ইয়াত অংকন কৰা হৈছে।

$$\text{আয়} = \frac{\text{মুঠ বিক্রী আয়}}{\text{বিক্রীর পরিমাণ}} \quad (\text{AR} = \text{TR}/q)$$

6.1 নং তালিকাত মুঠ বিক্রী আয়ৰ মানবোৰক বিক্রীৰ পৰিমাণৰ মানবোৰেৰে হৰণ কৰি পোৱা মানবোৰ গড় বিক্রী আয়ৰ স্তৰত দিয়ে। এইটো দশ্যমান যে গড় বিক্রী আয়ৰ (AR) মানবোৰ দাম (p) স্তৰত থকা মানবোৰৰ লগত একে হৈছে। এয়া আশা কৰা ধৰণে হৈছে

কাৰণ —

$$\text{AR} = \frac{\text{TR}}{q}$$

যিহেতু $\text{TR} = p \times q$ এইটো ওপৰৰ AR সমীকৰণত প্ৰতিষ্ঠাপন কৰিলে পোৱা যায় —


$$\text{AR} = \frac{(p \times q)}{q} = P$$

পৰ্বতে দেখা পোৱাৰ দৰে আৰু 6.2 নং চিত্ৰই দেখুওৱা ধৰণে p মানবোৰে বজাৰ চাহিদা ৰেখা প্ৰতিনিধিত্ব কৰে। গতিকে AR ৰেখাডাল বজাৰ চাহিদা ৰেখাৰ লগত ঠিক একেলগে অৱস্থান কৰিব। এয়া এইটো উৎপন্ন ব্যক্তি কৰা হৈছে যে একচেটিয়া প্ৰতিষ্ঠানৰ বাবে বজাৰ চাহিদা ৰেখাই হ'ল গড় বিক্রী আয় ৰেখা।

লেখাচি মতে, 6.3 নং চিত্ৰত দিয়া সহজ গঠনেৰে TR ৰেখাৰ পৰা যিকোনো স্বৰূপ বিক্রী পৰিমাণৰ বাবে গড় বিক্রী আয় (AR) উলিয়াব পাৰি। যেতিয়া পৰিমাণ 6 টা গোট হয়, অনুভূমিক অক্ষৰ 6 মানটোৰ পৰা এডাল উলম্ব ৰেখা টানা। এই ৰেখাডালে TR ৰেখাত 42 ৰ সমান উচ্চতাত থকা 'a'ৰে চিহ্নিত বিন্দুটোত ছেদ কৰিব। মূলবিন্দু '0' আৰু 'a' বিন্দু সংলগ্ন কৰা এডাল সৰল ৰেখা টানা। মূল বিন্দুৰ পৰা TR ৰেখাৰ বিন্দু এটালৈ এই ৰশ্মিৰেখাৰ ঢালে গড় বিক্রী আয়ৰ মান দিয়ে। এই ৰশ্মিৰেখাৰ ঢাল 7 ৰ সমান। গতিকে, গড় বিক্রী আয় 7 ৰ সমান। 6.1 নং তালিকাৰ পৰা এয়া সাব্যস্ত কৰি চাব পাৰি।

6.1.2. মুঠ, গড় আৰু প্ৰাপ্তিক বিক্রী আয় (Total, Average and Marginal Revenues) :

অলপ বেছি বিতংকৈ ঢালে, 6.1 নং তালিকাই প্ৰকাশ কৰে যে পৰিমাণৰ প্ৰতিটো গোটৰ বৃদ্ধিৰ ফলত মুঠ বিক্রী আয় একে পৰিমানে বৃদ্ধি নহয়। মুঠ বিক্রী আয় শূন্য গোটৰ বাবদ শূন্য টকাৰ পৰা প্ৰথম গোটটো বিক্রীৰ ফলত এটা গোটৰ বাবদ ন টকা পঞ্চাশ পইচালৈ পৰিৱৰ্তন হয়, অৰ্থাৎ 9.50 টকাৰ বৃদ্ধি। পৰিমাণ আৰু




চিত্ৰ : 6.3

গড় বিক্রী আয় ৰেখা আৰু মুঠ বিক্রী আয় ৰেখাৰ মাজত সম্পৰ্ক মূল বিন্দু TR আৰু ৰেখাৰ কোনো এটা স্বৰূপ উৎপন্ন সমন্বিত বিন্দু এটা সংলগ্ন ৰেখাডালৰ ঢালে সেই উৎপন্ন স্বৰূপ গড় বিক্রী আয়।

যিমানেই বৃদ্ধি হয়, মুঠ বিক্রী আয়ৰ বৃদ্ধি কম হয়। উদাহরণস্বর্পে, সামগ্ৰীৰ পঞ্চম গোটটোৰ বাবে, মুঠ বিক্রী আয়ৰ বৃদ্ধি হ'ল 5.50 টকা (পাঁচটা গোটৰ বাবদ 37.50 টকা —চাৰিটা গোটৰ বাবদ 32 টকা)। পূৰ্বে উল্লেখ কৰা ধৰণেই দহ গোট উৎপন্নৰ পিছত মুঠ বিক্রী আয় কমিবলৈ আৰম্ভ কৰে। ইয়াৰ অৰ্থ হ'ল যে দহটাতকৈ বেছি গোট বিক্রীৰ বাবে আনিলে, মুঠ বিক্রী আয়ৰ স্বৰ 50 টকাতকৈ কমলৈ গতি কৰিব। গতিকে, বাৰ নম্বৰ গোটৰ বাবে মুঠ বিক্রী আয়ৰ বৃদ্ধি হ'ব : $48 - 49.50 = -1.5$ অৰ্থাৎ 1.50 টকাৰ হ্রাস।

এটা অতিৰিক্ত গোট বিক্রীৰ ফলত মুঠ বিক্রী আয়ৰ এই পৰিৱৰ্তনক প্ৰাণ্তিক বিক্রী আয় (Marginal Revenue) বুলি অভিহিত কৰা হৈছে। 6.1 নং তালিকাত শেষৰ স্তৰটোৱে এয়া দেখুওৱা হৈছে। প্ৰাণ্তিক বিক্রী আয় (MR) স্তৰৰ প্ৰথমটোৰ পিছৰ প্ৰতিটো শাৰী (Row)ৰ মানবোৰ সেই শাৰীৰ মুঠ বিক্রী আয়ৰ মানৰ পৰা তাৰ পূৰ্বৰত্তী শাৰীৰ মুঠ বিক্রী আয়ৰ মান বিয়োগৰ সমান হয়। আগৰ পৰিচেছেত এইটো দেখুওৱা হৈছে যে যেতিয়া বিক্রীৰ পৰিমাণ বাঢ়ি যায়, মুঠ বিক্রী আয় বেছি লাহে লাহেকৈ বৃদ্ধি পায় আৰু পৰিমাণ 10 গোট পোৱাৰ পিছত মুঠ বিক্রী আয় কমিবলৈ ধৰে। এই একেই দেখিবলৈ পাৰ পাৰি পৰিমাণ (q) বড়াৰ লগে লগে কমি যোৱা প্ৰাণ্তিক বিক্রী আয়ৰ মানৰ জৰিয়তে (যি পৰিমাণ বড়াৰ লগে লগে কমি যায়)। পৰিমাণ 10 গোট পোৱাৰ পিছত প্ৰাণ্তিক বিক্রী আয়ৰ মান ঝণাঞ্চক হয়। 6.2 নং চিত্ৰত ফুটুকা ফুটুকী ৰেখাডালৰ দ্বাৰা প্ৰাণ্তিক বিক্রী আয় অংকিত কৰা হৈছে।

লেখ চিত্ৰমতে, প্ৰাণ্তিক বিক্রী আয় ৰেখাৰ মানবোৰ মুঠ বিক্রী আয় ৰেখাৰ মানৰ পৰা পোৱা যায়। কোনো এডাল সুফল ৰেখাৰ ঢাল বুলিলে সেই ৰেখাডালৰ বিন্দু এটাত টনা স্পৰ্শকৰ ঢালকেই বুজোৱা হয়। 6.4 নং চিত্ৰত এয়া অংকিত কৰা হৈছে। মুঠ বিক্রী আয় ৰেখাৰ 'a' বিন্দুত L_1 ৰেখাৰ ঢালে প্ৰাণ্তিক বিক্রী আয় ৰেখাৰ মান দিছে আৰু 'b' বিন্দুত L_2 ৰেখাই দিছে। দুয়োডাল ৰেখাৰ ঢাল যোগাঞ্চক দেখা গৈছে কিন্তু L_2 ৰেখাডাল L_1 তকৈ কম থিয়, অৰ্থাৎ L_2 ৰেখাৰ ঢাল কম। গতিকে, সেই স্তৰৰ পৰিমাণৰ বাবে প্ৰাণ্তিক বিক্রী আয়ৰ মানো কম হয়। যেতিয়া সামগ্ৰী 10 টা গোট বিক্রী কৰা হয়, মুঠ বিক্রী আয় ৰেখাৰ স্পৰ্শকডাল




প্ৰাণ্তিক বিক্রী আয় আৰু মুঠ বিক্রী আয় ৰেখাৰ মাজত সমন্বয় উৎপন্নৰ কোনো এটা স্তৰৰ প্ৰাণ্তিক বিক্রী আয় সেই উৎপন্ন স্তৰৰ মুঠ বিক্রী আয় ৰেখাৰ ঢালৰ পৰা পোৱা যায়।

অনুভূতিক হয়, অর্থাৎ ইয়াৰ ঢাল শূন্য। সেই একে পৰিমাণত প্রাণ্তিক বিক্ৰী আয়ৰ মান শূন্য হয়। মুঠ বিক্ৰী আয় ৰেখাৰ ‘d’ বিন্দুত, য’ত স্পৰ্শকডালৰ ঢাল ঝণাঞ্চক, প্রাণ্তিক বিক্ৰী আয়ে ঝণাঞ্চক মান প্ৰহণ কৰে।

আমি এতিয়া সিদ্ধান্ত ল’ব পাৰো যে যেতিয়া মুঠ বিক্ৰী আয় বৃদ্ধি হৈ থাকে, প্রাণ্তিক বিক্ৰী আয় যোগাঞ্চক হয়, আৰু যেতিয়া মুঠ বিক্ৰী আয় কমা দেখা যায়, প্রাণ্তিক বিক্ৰী আয় ঝণাঞ্চক হয়।

গড় বিক্ৰী আয় আৰু প্রাণ্তিক বিক্ৰী আয় ৰেখাৰ মাজত আৰু এটা সম্বন্ধ দেখিবলৈ পোৱা যায়। 6.2 নং চিত্ৰই দেখুৱায় যে প্রাণ্তিক বিক্ৰী আয় ৰেখা গড় বিক্ৰী আয় ৰেখাৰ তলত অৱস্থান কৰে। 6.1 নং তালিকাতো এই একেই ছবি দেখা যায় য’ত উৎপন্নৰ যিকোনো স্তৰত প্রাণ্তিক বিক্ৰী আয়ৰ মানবোৰ সেই একে স্তৰৰ গড় বিক্ৰী আয়ৰ মানতকৈ কম। আমি সিদ্ধান্ত ল’ব পাৰো যে যদি গড় বিক্ৰী আয় ৰেখা (অর্থাৎ চাহিদা ৰেখা) ডাল বেছি থিয়কৈ নিম্নমুখী হয় আৰু প্রাণ্তিক বিক্ৰী আয় ৰেখাডাল গড় বিক্ৰী আয় ৰেখাতকৈ যথেষ্ট তলত অৱস্থান কৰে। অন্যথাতে, যদি গড় বিক্ৰী আয় ৰেখাডাল কম থিয় হয়, গড় বিক্ৰী আয় ৰেখা আৰু



চিত্ৰ : 6.5

গড় বিক্ৰী আয় আৰু প্রাণ্তিক বিক্ৰী আয় ৰেখাৰ মাজত সম্বন্ধ যদি বিক্ৰী আয় ৰেখাডাল গড় বিক্ৰী আয় ৰেখাৰ যথেষ্ট তলত থাকে।

প্রাণ্তিক বিক্ৰী আয় ৰেখাৰ উলমিক দূৰত্ব কম হয়। 6.5 (a) চিত্ৰই এডাল কম থিয় গড় বিক্ৰী আয় ৰেখা আৰু 6.5 (b) নং চিত্ৰই এডাল বেছি থিয় গড় বিক্ৰী আয় দেখুৱাইছে। সামগ্ৰীৰ একে সমান গোটৰ বাবে গড় বিক্ৰী আয় ৰেখা আৰু প্রাণ্তিক বিক্ৰী আয় ৰেখাৰ মাজৰ পাৰ্থক্য (a) খণ্ডত (b) খণ্ডৰ পাৰ্থক্যতকৈ কম।

6.1.3. প্রাণ্তিক বিক্রী আয় আৰু চাহিদাৰ দৰ স্থিতিস্থাপকতা (Marginal Revenue and Price Elasticity of Demand) :

চাহিদাৰ দৰ স্থিতিস্থাপকতাৰ লগতো প্রাণ্তিক বিক্রী আয়ৰ মানবোৰৰ সম্বন্ধ আছে। বিতৎ সম্বন্ধটো ইয়াত উলিওৱা হোৱা নাই। মাত্ৰ এটা দিশ লক্ষ্য কৰিলেই যথেষ্ট হ'ব— প্রাণ্তিক বিক্রী আয়ৰ মান যেতিয়া যোগাঅন্তক হয় চাহিদাৰ দৰ স্থিতিস্থাপকতা 1 তকৈ বেছি আৰু যেতিয়া প্রাণ্তিক বিক্রী আয়ৰ মান ঝণাঅন্তক হয়, চাহিদাৰ দৰ স্থিতিস্থাপকতা 1 তকৈ কম হয়। 6.2 নং তালিকাত এইটো দেখিবলৈ পোৱা যায়, যিয়ে 6.1 নং তালিকাত উপস্থাপন কৰা একে তথ্যখিনিকে ব্যৱহাৰ কৰে। সামগ্ৰীৰ পৰিমাণ যিমানেই বাঢ়ি যায়, প্রাণ্তিক বিক্রী আয়ৰ মান কম হ'বলৈ ধৰে আৰু চাহিদাৰ দৰ স্থিতিস্থাপকতাৰ মানো কম হয়। মনত পেলোৱা যে চাহিদা বেখা এডাল এটা বিন্দুত স্থিতিস্থাপক বুলি কোৱা হয় য'ত দৰ স্থিতিস্থাপকতা 1 তকৈ বেছি হয়, এটা বিন্দুত অস্থিতিস্থাপক য'ত দৰ স্থিতিস্থাপকতা 1 তকৈ কম আৰু একক স্থিতিস্থাপকতা যেতিয়া দৰ স্থিতিস্থাপকতা 1 সমান হয়। 6.2 নং তালিকাই দেখুৱায় যে পৰিমাণ যেতিয়া 10 গোটৰ কম হয়, প্রাণ্তিক বিক্রী আয় যোগাঅন্তক আৰু চাহিদা বেখা স্থিতিস্থাপক হয়, আৰু পৰিমাণ যেতিয়া 10 গোটৰ বেছি হয়, চাহিদা বেখাডাল অস্থিতিস্থাপক হয়। পৰিমাণৰ স্তৰ যেতিয়া 10 গোট হয়, চাহিদা বেখাডাল একক স্থিতিস্থাপক হয়।


6.1.4 একচেটিয়া প্রতিষ্ঠানৰ ত্ৰুট্যকালৰ ভাৰসাম্যতা (Short Run Equilibrium of the Monopoly Firm) :

পূৰ্ণ প্ৰতিযোগিতাৰ নিচিনাকৈ একচেটিয়া প্রতিষ্ঠানেও লাভ সৰ্বোচ্চ কৰে বুলি আমি গণ্য কৰো। এই খণ্ডত আমি একচেটিয়া প্রতিষ্ঠান এটাৰ দ্বাৰা উৎপাদিত পৰিমাণ আৰু যি দামত এইখিনি বিক্ৰী হয় তাক নিৰ্ধাৰণ কৰিবলৈ এই লাভ সৰ্বোচ্চকাৰী আচৰণ বিশ্লেষণ কৰো। আমি ধৰি ল'ম যে প্রতিষ্ঠান এটাই উৎপাদনৰ পৰিমাণৰ কোনো মজুত নাৰাখে আৰু গোটেইখিনি উৎপাদনৰ পৰিমাণ বিক্ৰীৰ বাবে উলিয়াই দিয়ে।

| q | p | MR | স্থিতিস্থাপকতা |
|----------|----------|-----------|-----------------------|
| 0 | 10 | — | — |
| 1 | 9.5 | 9.5 | 19 |
| 2 | 9 | 8.5 | 9 |
| 3 | 8.5 | 7.5 | 5.67 |
| 4 | 8 | 6.5 | 4 |
| 5 | 7.5 | 5.5 | 3 |
| 6 | 7 | 4.5 | 2.33 |
| 7 | 6.5 | 3.5 | 1.86 |
| 8 | 6 | 2.5 | 1.5 |
| 9 | 5.5 | 1.5 | 1.22 |
| 10 | 5 | 0.5 | 1 |
| 11 | 4.5 | -0.5 | 0.82 |
| 12 | 4 | -1.5 | 0.67 |
| 13 | 3.5 | -2.5 | 0.54 |

শূন্য ব্যয়ের এটা সরল উদাহরণ :

ধৰা হ'ল আন গাঁওৰোৱৰ পৰা যথেষ্ট বহু দূৰত এখন গাঁও অৱস্থিত। এই গাঁওখনত এটাই মাত্ৰ কুঁৰা আছে য'ব পৰা পানী পোৱা যায়। গাঁওখনৰ সকলো বাসিন্দাই তেওঁলোকৰ প্ৰয়োজনীয় পানীৰ বাবে এই কুঁৰাটোৱ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল। এই কুঁৰাটোৱ মালিক এজন ব্যক্তি যিয়ে পানী ভ্ৰয় কৰা ব্যক্তিসকলৰ বাবে আনসকলে কুঁৰাটোৱ পৰা পানী সংগ্ৰহ কৰাত বাধা দিবলৈ সক্ষম হয়। যি ব্যক্তিয়ে পানী কিনে, তেওঁ কুঁৰাব পৰা পানী সংগ্ৰহ কৰি ল'ব লাগে। গতিকে, কুঁৰাটোৱ মালিকজন এটা একচেটিয়া প্ৰতিষ্ঠান যিয়ে দ্ৰব্যবিধি উৎপাদন কৰোঁতে বহন কৰা ব্যয় হ'ল শূন্য। বিক্ৰি হোৱা পানীৰ পৰিমাণ আৰু দাম নিৰ্ধাৰণ কৰিবলৈ আমি শূন্য ব্যয় বহনকাৰী একচেটিয়া প্ৰতিষ্ঠানৰ এই সৰল উদাহৰণটো বিশ্লেষণ কৰিম।



চিত্ৰ : ৬.৬

শূন্য ব্যয়ের একচেটিয়া উৎপাদনৰ হুস্ম্যাদী ভাৰসাম্য একচেটিয়া উৎপাদকজনৰ উৎপন্ন সেই স্বত লাভ সৰ্বোচ্চ হয় য'ত মুঠ বিক্ৰী আয় সৰ্বোচ্চ হয়।

6.6 নং চিত্ৰই 6.2 নং চিত্ৰত থকা একেই মুঠ বিক্ৰী আয়, গড় বিক্ৰী আয় আৰু প্ৰাণ্তিক বিক্ৰী আয় বেখা অংকিত কৰিছে। প্ৰতিষ্ঠানটোৱে পোৱা মুঠ বিক্ৰী আয়ৰ পৰা মুঠ ব্যয় বিয়োগ কৰিলে প্ৰতিষ্ঠানটোৱে অৰ্জন কৰা লাভ পোৱা যায়। অৰ্থাৎ লাভ = মুঠ বিক্ৰী আয় – মুঠ ব্যয়। যিহেতু এই উদাহৰণটোত মুঠ ব্যয় শূন্য, যেতিয়া মুঠ বিক্ৰী আয় সৰ্বোচ্চ হয়, তেতিয়া লাভ সৰ্বোচ্চ হয়। আমি আগতেও লক্ষ্য কৰিছো যে এইটো সংঘটিত হয় যেতিয়া উৎপন্নৰ পৰিমাণ 10 গোটা হয়। উৎপন্নৰ এই স্বত প্ৰাণ্তিক বিক্ৰী আয় শূন্যৰ সমান হয়। ‘*a*’ৰ পৰা অনুভূমিক অক্ষলৈ উলম্ব বেখাখণ্ডৰ দূৰত্বই লাভৰ পৰিমাণ দিয়ে।

ভোক্তাৰোৱে সমূহীয়াভাৱে যিটো দাম দিবলৈ ইচ্ছুক, সেই দামতেই এই উৎপন্নখনি বিক্ৰী কৰা হ'ব। বজাৰ চাহিদা বেখা D ৰ পৰা এয়া পোৱা যায়। 10 গোটাৰ উৎপন্ন স্বত দাম হ'ল 5 টকা। যিহেতু বজাৰ চাহিদা বেখাডাল একচেটিয়া প্ৰতিষ্ঠানটোৱ বাবে গড় বিক্ৰী আয় বেখা, 5 টকা হ'ল প্ৰতিষ্ঠানটোৱে লাভ কৰা গড় বিক্ৰী আয়। গড় বিক্ৰী আয় আৰু বিক্ৰীৰ পৰিমাণ পূৰণ কৰি মুঠ বিক্ৰী আয় পোৱা যায়, অৰ্থাৎ $5 \text{ টকা} \times 10 \text{ গোটা} = 50 \text{ টকা}$ । ছাঁযুক্ত আয়ত ক্ষেত্ৰৰ জৰিয়তে এয়া অংকন কৰা হৈছে।

পূর্ণ প্রতিযোগিতার লগত বিজনি (Comparison with Perfect Competition) :


ওপৰৰ ফলাফলখনি আমি পূর্ণ প্রতিযোগিতামূলক বজাৰ গাঁথনিৰ লগত বিজাই চাওঁ। ধৰা হওক যে তেনে ধৰণৰ কুঁৱা অসংখ্য আছে। এজন কুঁৱাৰ মালিকে যদি 50 টকা লাভ পাৰলৈ প্ৰতি গোট পানীৰ দাম 5 টকাকৈ বিচাৰে, অন্য এজন কুঁৱাৰ মালিকে কম দামত পানী কিনিবলৈ এতিয়াও ইচ্ছুক ভোক্তা থকা কথাটো গম পাই, 5 টকাতকৈ কম দাম নিৰ্ধাৰণ কৰিব, ধৰা হ'ল 4 টকা। ভোক্তাৰে দ্বিতীয়জন পানী বেচোঁতাৰ পৰা কিনিবলৈ সিদ্ধান্ত ল'ব আৰু 12 গোটৰ বৰ্ধিত পৰিমাণৰ চাহিদাই 48 টকাৰ মুঠ বিক্ৰী আয় সৃষ্টি কৰিব। ঠিক একে ধৰণে অন্য এজন পানী বেচোঁতাই, ৰাজহ আৰ্জিবলৈ আগতকৈও কম দাম বিচাৰিব, যেনে— 3 টকা আৰু 14 টা গোট বিক্ৰী কৰি 42 টকাৰ বিক্ৰী আয় অৰ্জন কৰিব। যিহেতু তাত অসংখ্য প্ৰতিষ্ঠান আছে, শুন্য নোহোৱালৈকে দাম অবিৰতভাৱে কমি গৈ থাকিব। এই উৎপন্নত 20 গোট পানী বিক্ৰী হ'ব আৰু লাভ হ'ব শুন্য।

এই বিজনিৰ যোগেদি আমি দেখা পাওঁ যে পূর্ণ প্রতিযোগিতামূলক ভাৰসাম্যতাই একচেটিয়া বজাৰতকৈ কম দামত অধিক পৰিমাণ বিক্ৰী হোৱাটো দেখুৱায়। আমি এতিয়া যোগাত্মক উৎপাদন ব্যয়ুক্ত সাধাৰণ উদাহৰণ এটালৈ আগবঢ়িব পাৰো।

যোগাত্মক ব্যয়ৰ পৰিচয় (Introducing Positive Costs) :

মুঠ ৰেখাৰ যোগেদি বিশ্লেষণ—

তৃতীয় অধ্যায়ত আমি ব্যয়ৰ ধাৰণা আলোচনা কৰিছো আৰু 6.7 নং চিত্ৰত ত তে দেখুওৱা মুঠ ব্যয় ৰেখাৰ আকৃতি অংকন কৰা হৈছে। মুঠ বিক্ৰী আয় ৰেখা (TR)ও একেটা চিত্ৰত অংকন কৰা হৈছে। প্ৰতিষ্ঠানটোৱে পোৱা লাভ, মুঠ বিক্ৰী আয়ৰ পৰা মুঠ ব্যয় বিয়োগৰ সমান হয়। চিত্ৰত আমি দেখিবলৈ পাওঁ যে যদি q_1 পৰিমাণ উৎপাদন কৰা হয়, মুঠ বিক্ৰী আয় হয় TR_1 , আৰু মুঠ ব্যয় হয় TC_1 , লাভ প্ৰাপ্তি হয় $TR_1 - TC_1$, এই পাৰ্থক্যটো। এই একেটাই অংকন কৰা হৈছে AB ৰেখাখণ্ডৰ দৈৰ্ঘ্যতাৰ জৰিয়তে, অৰ্থাৎ q_1 উৎপন্ন স্বত ত TR আৰু TC ৰেখাৰ উলম্বিক দূৰত্ব। এইটো স্পষ্ট



সৰমুঠ ৰেখাৰ জৰিয়তে একচেটিয়া প্ৰতিষ্ঠানৰ ভাৰসাম্যতা উৎপন্নৰ সেই স্বত একচেটিয়া প্ৰতিষ্ঠানৰ লাভ সৰ্বোচ্চ হয় য'ত TR আৰু TC -ৰ অৱস্থান TC -ৰ ওপৰত হয়।

হোৱা উচিত যে এই উলম্বিক দূৰত্ব বিভিন্ন উৎপন্ন স্তৰৰ ক্ষেত্ৰত পৰিৱৰ্তন হয়। যেতিয়া উৎপন্ন স্তৰ q_2 তকৈ কম, TC ৰেখাডাল TR ৰেখাৰ ওপৰত অৱস্থান কৰে, অৰ্থাৎ মুঠ ব্যয় মুঠ বিক্ৰী আয়তকৈ বেছি আৰু সেয়েহে লাভ ঝণাঞ্চক হয় আৰু প্ৰতিষ্ঠানটোৱে লোকচান ভৰে।

এই একেই অৱস্থা বিদ্যমান হয় যেতিয়া উৎপন্ন স্তৰ q_3 , তকৈ বেছি হয়। গতিকে, প্ৰতিষ্ঠানটোৱে যোগাঞ্চক লাভ অৰ্জন কৰিব পাৰে কেৱল উৎপন্ন স্তৰ q_2 আৰু q_3 ৰ মাজত, য'ত TR ৰেখাডাল TC ৰেখাৰ ওপৰত অৱস্থিত। একচেটিয়া প্ৰতিষ্ঠানে সেই উৎপন্ন স্তৰটো পছন্দ কৰিব যিটোতে ইয়াৰ লাভ সৰ্বোচ্চ হয়। এই উৎপন্ন স্তৰটো হ'ব য'ত TR আৰু TC ৰ মাজত উলম্বিক দূৰত্ব সৰ্বাধিক আৰু TR ৱে TC ৰ ওপৰত অৱস্থান কৰে, অৰ্থাৎ $TR - TC$ সৰ্বাধিক। q_0 উৎপন্ন স্তৰত এয়া সংঘটিত হয়। $TR - TC$, এই পাৰ্থক্যটো যদি হিচাব কৰা হয় আৰু এডাল লেখ হিচাবে অংকন কৰা হয়, এই লেখডাল 6.7 নং চিত্ৰত লাভ (Profit) বুলি চিহ্নিত ৰেখাডালৰ দৰে দেখা যাব। এইটো লক্ষণীয় যে লাভ ৰেখাৰ সৰ্বোচ্চ মান q_0 উৎপন্ন স্তৰত পোৱা যায়।


যি দামত এই উৎপন্নখনি বিক্ৰী কৰা হয়, সেই দামটো হ'ল সামগ্ৰীৰ q_0 পৰিমাণৰ বাবে ভোক্তাৰোৰে দিবলৈ ইচ্ছুক থকা দাম। সেয়েহে, একচেটিয়া প্ৰতিষ্ঠানটোৱে q_0 উৎপন্ন স্তৰ অনুযায়ী চাহিদা ৰেখাৰ ভিত্তিত দাম ল'ব।

গড় আৰু প্ৰাণ্তিক ৰেখাৰ যোগেদি বিশ্লেষণ (Using Average and Marginal Curves) :

ওপৰত দেখুওৱা বিশ্লেষণটো গড় আৰু প্ৰাণ্তিক বিক্ৰী আয় আৰু গড় আৰু প্ৰাণ্তিক ব্যয় ব্যৱহাৰ কৰিব কৰিব পাৰি। যদিও অলগমান কঠিন, এই শৈলীটোৱে প্ৰক্ৰিয়াটোক বেছি উজ্জ্লতাৰে প্ৰদৰ্শিত কৰিব পাৰে।

6.8 নং চিত্ৰত গড় ব্যয় (AC) আৰু প্ৰাণ্তিক ব্যয় (MC) ৰেখাবোৰ চাহিদা (গড় বিক্ৰী আয়) ৰেখা আৰু প্ৰাণ্তিক বিক্ৰী আয় ৰেখাৰ লগত অংকন কৰা হৈছে।

চিত্ৰত দেখা গৈছে যে q_0 তকৈ কম পৰিমাণৰ স্তৰত, প্ৰাণ্তিক বিক্ৰী আয়ৰ স্তৰ প্ৰাণ্তিক ব্যয়ৰ স্তৰতকৈ বেছি। ইয়ে বুজায় যে সামগ্ৰীৰ এটা



গড় আৰু প্ৰাণ্তিক ৰেখাৰ জৰিয়তে একচেটিয়া প্ৰতিষ্ঠানৰ ভাৰসাম্যতা উৎপাদনৰ সেই স্তৰত একচেটিয়া উদ্যোগীৰ লাভ সৰ্বোচ্চ হয় য'ত $MR - MC$ হয় আৰু MC বাঢ়ি থাকে।

অতিরিক্ত গোট বিক্রী করিলে মুঠ বিক্রী আয়ত হোৱা বৃদ্ধি অতিরিক্ত গোটটো উৎপাদন কৰোঁতে মুঠ ব্যয়ত হোৱা বৃদ্ধিতকৈ বেছি। ইয়াৰ অৰ্থ হ'ল উৎপন্নৰ এটা অতিরিক্ত গোটে অতিরিক্ত লাভৰ সৃষ্টি কৰিব যিহেতু, লাভৰ পৰিৱৰ্তন = মুঠ বিক্রী আয়ৰ পৰিৱৰ্তন – মুঠ ব্যয়ৰ পৰিৱৰ্তন। গতিকে, প্ৰতিষ্ঠানটোৱে যদি q_0 উৎপন্ন স্বৰতকৈ কম উৎপাদন কৰি আছে, তেতিয়াহ'লে প্ৰতিষ্ঠানটোৱে নিজৰ লাভ বৃদ্ধি বাবে উৎপন্ন বৃদ্ধি কৰিবলৈ ইচ্ছুক হয়। যেতিয়ালৈকে MR ৰেখাডাল MC ৰেখাতকৈ ওপৰত থাকিব, ওপৰত উল্লিখিত যুক্তি প্ৰযোজ্য হ'ব আৰু গতিকে প্ৰতিষ্ঠানটোৱে ইয়াৰ উৎপন্ন বৃদ্ধি কৰিব। যেতিয়া প্ৰতিষ্ঠানটোৱে q_0 উৎপন্ন স্বৰত উপনীত হ'ব, এই প্ৰক্ৰিয়াটো বন্ধ হ'ব কাৰণ এই স্বৰত প্ৰাণ্তিক বিক্রী আয় প্ৰাণ্তিক ব্যয়ৰ সমান হ'ব আৰু ইয়াতকৈ বেছি উৎপাদন বৃদ্ধিয়ে লাভ বৃদ্ধি নকৰে।

অন্যহাতে প্ৰতিষ্ঠানটোৱে যদি q_0 তকৈ বেছি উৎপন্ন স্বৰত উৎপাদন কৰি আছিল, তেনেহ'লে প্ৰাণ্তিক ব্যয় প্ৰাণ্তিক বিক্রী আয়তকৈ বেছি। ইয়ে বুজায় যে এক গোট উৎপন্ন কমালে মুঠ ব্যয়ত হোৱা হ্রাস এই গোটটোৱে উৎপাদন কমোৱাৰ বাবে মুঠ বিক্রী আয়ত হোৱা হ্রাসতকৈ বেছি। গতিকে, প্ৰতিষ্ঠানটোক উৎপাদন কমাবলৈ উপদেশ দিয়াটো যুগ্মত হ'ব। এই যুক্তিটো তেতিয়ালৈকে খাটিব যেতিয়ালৈকে প্ৰাণ্তিক ব্যয় ৰেখাডাল প্ৰাণ্তিক বিক্রী আয় ৰেখাৰ ওপৰত থাকিব আৰু প্ৰতিষ্ঠানটোৱে ইয়াৰ উৎপাদন কমাব। যেতিয়াই উৎপন্ন স্বৰ q_0 পাৰ, প্ৰাণ্তিক ব্যয় আৰু প্ৰাণ্তিক বিক্রী আয়ৰ মান সমান হ'ব আৰু প্ৰতিষ্ঠানটোৱে ইয়াৰ উৎপাদন হ্রাস বন্ধ কৰিব।

যিহেতু প্ৰতিষ্ঠানটোৱে অনিবার্যভাৱে q_0 উৎপন্ন স্বৰত আহৰণ কৰে, এই স্বৰটো কোৱা হয় ভাৰসাম্য উৎপন্ন স্বৰ। যিহেতু প্ৰাণ্তিক বিক্রী আয় আৰু প্ৰাণ্তিক ব্যয় সমান হোৱা বিন্দু অনুযায়ী এই ভাৰসাম্য উৎপন্ন স্বৰটো নিৰ্ধাৰণ হয়, এই সমানতা ($MR = MC$) টো একচেটিয়া প্ৰতিষ্ঠান এটাৰ উৎপন্ন উৎপাদনৰ ভাৰসাম্যতাৰ চৰ্ত বুলি কোৱা হয়।

এই q_0 ভাৰসাম্য উৎপন্ন স্বৰত ‘d’ বিন্দুৰ পৰা গড় ব্যয় পোৱা যায় য'ত q_0 ৰ পৰা টনা উলম্বিক ৰেখাডালে AC ৰেখাক ছেদ কৰিছে। সেয়েহে, dq_0 উচ্চতাৰ পৰা গড় ব্যয় পোৱা যায়। যিহেতু গড় ব্যয় আৰু উৎপাদনৰ পৰিমাণ (q_0) পূৰণ কৰিলে মুঠ ব্যয় (TC) পোৱা যায়, গতিকে $0q_0dc$ আয়ত ক্ষেত্ৰৰ কালিৰ পৰা মুঠ ব্যয় পোৱা যাব।

পূৰ্বতে দেখুওৱা মতে, এবাৰ যেতিয়া উৎপাদনৰ পৰিমাণ নিৰ্ধাৰণ কৰা হয়, যি দামত এইথিনি বিক্রী হয় সেয়া বজাৰ চাহিদা ৰেখা মতে ভোক্তাৰোৰে দিবলৈ ইচ্ছুক দামৰ পৰিমাণ দিয়ে। সেয়ে q_0 ৰ পৰা টনা উলম্ব ৰেখাডালে বজাৰ চাহিদাৰ ৰেখা D ত লগ লগা ‘a’ বিন্দুৱে দাম নিৰ্ধাৰণ কৰে। ইয়ে aq_0 উচ্চতাৰ দাম দেখুৱায়। যিহেতু প্ৰতিষ্ঠানে পোৱা দামটো হ'ল প্ৰতি গোট উৎপন্নৰ বিক্রী আয়, দাম হ'ল প্ৰতিষ্ঠানৰ বাবে গড় বিক্রী আয়। মুঠ বিক্রী আয় যিহেতু গড় বিক্রী আয় আৰু উৎপন্নৰ পৰিমাণ q_0 -ৰ পূৰণফল, $0q_0ab$ আয়ত ক্ষেত্ৰৰ কালিৰ জৰিয়তে এয়া দেখুৱাব পাৰি।

চিত্রত এইটো প্রত্যক্ষ করিব পারি যে $0q_0ab$ আয়তৰ কালি $0q_0dc$ আয়তৰ কালিতকৈ বেছি, অর্থাৎ মুঠ বিক্রী আয় মুঠ ব্যয়তকৈ বেছি। আয়ত দুটাৰ পাৰ্থক্যটো হ'ল $cdab$ আয়ত ক্ষেত্ৰত কালি। গতিকে, লাভ = মুঠ বিক্রী আয় – মুঠ ব্যয়। যিটো $cdab$ ৰ কালিৰে প্ৰতিনিধিত্ব কৰিব পাৰে।

পূৰ্ণ প্ৰতিযোগিতাৰ লগত পুনৰ বিজনি (Comparison with Perfect Competition Again) :

আমি একচেটিয়া প্ৰতিষ্ঠানৰ ভাৰসাম্য পৰিমাণ আৰু দাম পূৰ্ণ প্ৰতিযোগিতামূলক প্ৰতিষ্ঠানৰ লগত তুলনা কৰি চাওঁ। মনত পেলোৱা যে পূৰ্ণ প্ৰতিযোগিতামূলক প্ৰতিষ্ঠান এটা আছিল দাম গ্ৰহণকাৰী। নিৰ্দিষ্ট বজাৰ দামত পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ গাঁথনিৰ প্ৰতিষ্ঠান এটাই বিশ্বাস কৰিছিল যে উৎপন্নৰ উৎপাদন হ্রাস বা বৃদ্ধি কৰি ই দামৰ কোনো পৰিৱৰ্তন কৰিব নোৱাৰে।

ধৰা হওক যে প্ৰতিষ্ঠানটোৱে, যিটোৰ বিষয়ে আমি ওপৰত বিচাৰ কৰিছিলো, নিজকে পূৰ্ণ প্ৰতিযোগিতামূলক প্ৰতিষ্ঠানৰকপে বিশ্বাস কৰিছিল। তেতিয়া হ'লে ভাৰসাম্য উৎপন্ন স্বৰ q_0 আৰু সামগ্ৰীৰ দাম $aq_0 = ob$ হিচাপত প্ৰতিষ্ঠানটোৱে আশা কৰিব যে দাম ob ত স্থিৰ হৈ থাকিব, আৰু গতিকে, প্ৰতিগোট অতিৰিক্ত উৎপন্নই সেই দামত বিক্রী কৰিব পৰা যায়। যিহেতু অতিৰিক্ত গোট এটাৰ উৎপাদন ব্যয় MC ৰেখামতে eq_0 হয়, যিথিনি aq_0 তকৈ কম, প্ৰতিষ্ঠানটোৱে উৎপাদন বৃদ্ধি কৰি লাভ বৃদ্ধি কৰাৰ আশা কৰিব। যেতিয়ালৈকে দাম প্ৰাণ্তিক ব্যয়তকৈ ওপৰত থাকিব, এয়া চলি থাকিব। 6.8 নং চিত্ৰ ‘f’ বিন্দুত, য’ত MC ৰেখাই চাহিদা ৰেখাক হেদ কৰিছে প্ৰতিষ্ঠানটোৱে পোৱা দাম প্ৰাণ্তিক ব্যয়ৰ সমান হয়। গতিকে, পূৰ্ণ প্ৰতিযোগিতামূলক প্ৰতিষ্ঠানটোৱে আৰু উৎপন্ন বৃদ্ধি কৰাটো লাভজনক বুলি বিবেচনা নকৰিব। এইটো কাৰণতে, পূৰ্ণ প্ৰতিযোগিতামূলক প্ৰতিষ্ঠানৰ বাবে ভাৰসাম্যৰ চৰ্ত হিচাবে দাম = প্ৰাণ্তিক ব্যয়ক গণ্য কৰা হয়।

চিত্ৰটোৱে দেখুৱায় যে এই উৎপন্ন স্বৰত q_c পৰিমাণৰ উৎপাদন q_0 তকৈ বেছি। ইয়াৰ উপৰি, ভোক্তাসকলে প্ৰদান কৰা দামো (p_c) কম হয়। ইয়াৰ পৰা আমি এইটো সিদ্ধান্তলৈ আহিব পাৰো যে একচেটিয়া প্ৰতিষ্ঠানৰ তুলনাত পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰে অধিক পৰিমাণৰ সামগ্ৰীৰ উৎপাদন আৰু বিক্ৰীৰ ব্যৱস্থা কৰে। আকৌ একচেটিয়া বজাৰতকৈ পূৰ্ণ প্ৰতিযোগিতামূলক সামগ্ৰীৰ দামো কম হয়। একেদৰে পূৰ্ণ প্ৰতিযোগিতামূলক প্ৰতিষ্ঠানে অৰ্জন কৰা লাভৰ পৰিমাণো কম।

দীৰ্ঘকালত (In the Long Run)

পাঁচ নং অধ্যায়ত আমি দেখিছো যে দীৰ্ঘকালত মুক্ত প্ৰেশ আৰু প্ৰস্থানৰ সহিতে, পূৰ্ণ প্ৰতিযোগিতামূলক প্ৰতিষ্ঠানবোৰে শূন্য লাভ অৰ্জন কৰে। এইটো হোৱাৰ কাৰণ আছিল যে যদি প্ৰতিষ্ঠানবোৰে যোগাত্মক লাভ অৰ্জন কৰে, বেছিকে প্ৰতিষ্ঠানে বজাৰত সোমাৰ আৰু বৰ্ধিত উৎপাদনে দাম কমাব আৰু এইদৰে আগৰে পৰা থকা প্ৰতিষ্ঠানবোৰৰ আয় সংকুচিত হ'ব। সদৃশভাৱে যদিহে প্ৰতিষ্ঠানবোৰে লোকচান ভৰি আছিল, কিছুমান

প্রতিষ্ঠানে উৎপাদন বন্ধ করিব আৰু উৎপন্ন কমাৰ ফলত দাম বাঢ়িৰ আৰু বাকী থকা প্রতিষ্ঠানবোৰৰ আয় বাঢ়ি। একচেটিয়া প্রতিষ্ঠানৰ ক্ষেত্ৰত এয়া একে নহয়। যিহেতু আন প্রতিষ্ঠানক এই বজাৰত সোমাৰলৈ দিয়া নহয়, একচেটিয়া প্রতিষ্ঠানে অৰ্জন কৰা লাভ দীৰ্ঘকালত গুচি নাযায়।

কিছুমান সমালোচনাত্মক মত (Some Critical Views) :

ওপৰত উপস্থাপন কৰা ফলাফলবোৰে সামগ্ৰীৰ বজাৰত একচেটিয়া বজাৰৰ প্ৰভাৱ সম্পর্কে এখনি অতিশয় ঝণাঞ্চক ছবি চিত্ৰায়িত কৰে : একচেটিয়া প্রতিষ্ঠানবোৰে নিজেই অকলে লাভান্বিত হয় আৰু ভোক্তাৰোৰ শোষিত হয়। একচেটিয়া প্রতিষ্ঠানে দীৰ্ঘকালতো উচ্চ আৰু যোগাত্মক লাভ পায়। অন্যহাতে ভোক্তাৰোৰে উৎপন্নৰ নিম্নতৰ পৰিমাণহে লাভ কৰে আৰু ভোগ কৰা প্ৰতিটো গোটোৰ বাবে বেছিকে দাম দিব লাগে।

একচেটিয়া বজাৰৰ বিষয়ে অৱশ্যে অৰ্থনীতিবিদবোৰে বিভিন্ন মত আগবঢ়াইছে। প্ৰথমতে, এইটো যুক্তি দিব পাৰি যে ওপৰত বৰ্ণনা কৰাৰ দৰে একচেটিয়া বজাৰৰ অস্তিত্ব বাস্তৱ পৃথিবীত থাকিব নোৱাৰে। কাৰণ, সকলো সামগ্ৰীয়েই এক অৰ্থত এটা আনটোৰ প্ৰতিকল্প। এইটো হোৱাৰ আকো কাৰণটো হ'ল এই যে সামগ্ৰী উৎপাদনকাৰী সকলো প্রতিষ্ঠানে শেষ বিশ্লেষণত ভোক্তাৰ হাতত থকা আয়খিনি সংগ্ৰহ কৰিবলৈ এটাই আনটোৰ লগত ফেৰ মাৰে।

অন্য এটা যুক্তি হ'ল যে বিশুদ্ধ একচেটিয়া অৱস্থাৰ প্রতিষ্ঠানৰ এটাও কেতিয়াও প্ৰতিযোগিতাৰ উৰ্ধত নহয়। কাৰণ অৰ্থনীতিবোৰ কেতিয়াও বৈ নাথাকে। সদায় নতুন প্ৰযুক্তি ব্যৱহাৰ কৰা নতুন সামগ্ৰী ওলায়েই আছে, যিবোৰ একচেটিয়া প্রতিষ্ঠানে উৎপাদন কৰা সামগ্ৰীৰ নিকট প্ৰতিকল্প। গতিকে, দীৰ্ঘকালত একচেটিয়া প্রতিষ্ঠানৰ সদায় প্ৰতিযোগিতা আছে। আনকি একচেটিয়া প্রতিষ্ঠানে আমি ওপৰত বৰ্ণনা কৰাৰ দৰে আচৰণ কৰিব নোৱাৰে।

ইয়াৰ উপৰিও আৰু এটা যুক্তিমতে একচেটিয়া বজাৰৰ উপস্থিতি সমাজৰ বাবে লাভজনক হয়। যিহেতু একচেটিয়া প্রতিষ্ঠানে বৃহৎ লাভ অৰ্জন কৰে, তেওঁলোকৰ হাতত যথেষ্ট পুঁজি থাকে গৱেষণা আৰু উন্নয়নৰ কাম কৰিবলৈ, যিটো সৰ-সুৰা পূৰ্ণ প্ৰতিযোগী প্রতিষ্ঠানে কৰিব নোৱাৰে। তেনেধৰণৰ গৱেষণাৰ জৰিয়তে একচেটিয়া প্রতিষ্ঠানবোৰে উচ্চ গুণসম্পন্ন সামগ্ৰী প্ৰস্তুত কৰিব পাৰে। আকো, এই প্রতিষ্ঠানবোৰে আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ সক্ষম হোৱা বাবে, তেওঁলোকৰ প্ৰাণিক ব্যয় ইমান কম হ'ব পাৰে যে ভাৰসাম্য উৎপন্ন স্বৰ, য'ত $MC = MR$ আনকি পূৰ্ণ প্ৰতিযোগিতাতকৈ বেছি হ'ব পাৰে।

6.2 অ-পূৰ্ণ প্ৰতিযোগিতামূলক অন্য কিছুমান বজাৰ (Other Non-Perfectly Competitive Markets) :

6.2.1 একাধিকাৰ প্ৰতিযোগিতা বজাৰ (Monopolistic Competition) :

আমি এতিয়া এটা বজাৰ গাঁথনিৰ বিষয়ে বিবেচনা কৰিম য'ত প্রতিষ্ঠানৰ সংখ্যা বহুতো, প্রতিষ্ঠানৰ মুক্ত

প্রেশ আৰু প্ৰস্থান আছে, কিন্তু তেওঁলোকে উৎপাদন কৰা দ্বাৰাৰে সদৃশ নহয়। তেনেকুৱা এটা বজাৰ গাঁথনিক একাধিকাৰ প্রতিযোগিতা বুলি কোৱা হয়।

এনে ধৰণৰ বজাৰ গাঁথনি প্ৰায়ে দেখিবলৈ পোৱা যায়। উদাহৰণস্বৰূপে, বহসংখ্যক বিস্কুট উৎপাদনকাৰী প্রতিষ্ঠান থাকে। কিন্তু উৎপাদন কৰা বেছি ভাগ বিস্কুট কিছুমান মাৰ্কা (brand) নামৰ সৈতে জড়িত আৰু এই মাৰ্কাৰেৰ আৰু পেকেজিঙ্গৰ জৰিয়তে এটাৰ পৰা আনটো পৃথক কৰিব পাৰি আৰু সোৱাদো সামান্য বেলেগ হয়। ভোক্তাৰ এটা বিশেষ মাৰ্কাৰ বিস্কুটৰ প্রতি সময়ৰ লগে লগে ক্ৰমশঃ সোৱাদ বৃদ্ধি পায় বা এটা বিশেষ মাৰ্কাৰ প্রতি কিছুমান কাৰণত অনুগত হয় আৰু সেই কাৰণে অন্য প্ৰতিকল্প বিস্কুটৰ লগত তৎক্ষণাৎ সলাবলৈ ইচ্ছুক নহয়। অৱশ্যে যদি দামৰ পাৰ্থক্য বেছি হয়, ভোক্তাই অন্য মাৰ্কাৰ বিস্কুট পছন্দ কৰিবলৈ ইচ্ছুক হ'ব। উপভোগ কৰি থকা মাৰ্কা এটা পৰিৱৰ্তন কৰিবলৈ প্ৰয়োজন হোৱা দামৰ পাৰ্থক্য ভোক্তা ভেদে বেলেগ হ'ব পাৰে। সেয়েহে, এটা বিশেষ মাৰ্কাৰ দাম যদি কমাই দিয়া হয়, কিছুমান উপভোক্তাই সেই মাৰ্কালৈ উপভোগ সলনি কৰিব। আকো, দাম কমোৱাৰ ফলত বেছিকৈ ভোক্তা সেই কম দামী মাৰ্কাটোলৈ নতুনকৈ আকৰ্ষিত হ'ব।

গতিকে, প্রতিষ্ঠানটোৱে সন্মুখীন হোৱা চাহিদা বেখাড়াল পূৰ্ণ প্রতিযোগিতাৰ নিচিনা অনুভূমিক (পূৰ্ণ স্থিতিস্থাপক) নহয়। প্রতিষ্ঠানটোৱে সন্মুখীন হোৱা চাহিদা বেখাড়াল একচেটিয়া বজাৰৰ নিচিনা বজাৰ চাহিদা বেখাও নহয়। একাধিকাৰ প্রতিযোগিতা বজাৰত, প্রতিষ্ঠানে ইয়াৰ দাম কমাই চাহিদাৰ সামান্য বৃদ্ধি আশা কৰে। সেয়ে, প্রাণ্তিক বিক্রী আয় গড় বিক্রী আয়তকৈ অলপ কম হয়। প্রতিষ্ঠানে, যেতিয়াই প্রাণ্তিক ব্যয়তকৈ প্রাণ্তিক বিক্রী আয় বেছি হয়, ইয়াৰ উৎপাদন বৃদ্ধি কৰে। কিন্তু যিহেতু প্রাণ্তিক বিক্রী আয় দামতকৈ কম, প্রাণ্তিক বিক্রী আয় আৰু প্রাণ্তিক ব্যয় পূৰ্ণ প্রতিযোগিতাৰ তুলনাত নিম্ন স্তৰৰ উৎপাদনত সমান হয়।

এই কাৰণত একাধিকাৰ প্রতিযোগী প্রতিষ্ঠানে পূৰ্ণ প্রতিযোগিতামূলক প্রতিষ্ঠানৰ তুলনাত কম পৰিমাণে উৎপন্ন উৎপাদন কৰে। নিম্ন উৎপন্নৰ হিচাপত যিহেতু ভোক্তাৰোৱে সমূহীয়াভাৱে প্রতি গোটোৰ বাবে বেছি দাম দিবলৈ ইচ্ছুক, সামগ্ৰীৰ দাম পূৰ্ণ প্রতিযোগিতা দামতকৈ বেছি হয়।

ওপৰত বৰ্ণিত অৱস্থাটো হুস্বকালত বিৱাজ কৰে। কিন্তু একাধিকাৰ প্রতিযোগিতাৰ বজাৰ গাঁথনিয়ে নতুন প্রতিষ্ঠানক বজাৰত প্ৰেশ কৰাৰ অনুমতি দিয়ে। উদ্যোগটোত থকা প্রতিষ্ঠানৰোৱে যদি হুস্বকালত যোগায়ুক পৰিমাণৰ লাভ পাই আছে, ইয়ে নতুন প্রতিষ্ঠানক সামগ্ৰীটো উৎপাদন আৰম্ভ কৰিবলৈ আকৰ্ষিত কৰিব (বজাৰত প্ৰেশ)। সামগ্ৰীটোৰ উৎপাদন বঢ়াৰ লগে লগে বজাৰত দাম কমিবলৈ ধৰিব যেতিয়ালৈকে লাভ শূন্য নহয় আৰু তেতিয়া নতুন প্রতিষ্ঠানৰ প্ৰেশত কোনো আকৰ্ষণ নাথাকে। বিপৰীতভাৱে, যদি উদ্যোগত থকা প্রতিষ্ঠানৰোৱে হুস্বকালত লোকচানৰ সন্মুখীন হৈ আছে, কিছুমান প্রতিষ্ঠানে সামগ্ৰীটোৰ উৎপাদন বৰ্ধ কৰিব (বজাৰৰ পৰা প্ৰস্থান) আৰু মুঠ সামগ্ৰী উৎপাদনৰ হাসে সামগ্ৰীটোৰ দাম বৃদ্ধি কৰিব। প্ৰেশ বা প্ৰস্থান তেতিয়াই বন্ধ হ'ব যেতিয়া লাভ শূন্য হ'ব আৰু এইটোৱেই হ'ব দীৰ্ঘ কালৰ ভাৰসাম্যতা।

যিহেতু প্রতিটো প্রতিষ্ঠানের উৎপন্নের চাহিদা ইয়াৰ মার্কেট দাম কমাব লগে লগে বাঢ়ি গৈ থাকে, দীৰ্ঘ কালৰ ভাৰসাম্যতা পূৰ্ণ প্রতিযোগিতাৰ তুলনাত নিম্ন স্তৰৰ মুঠ উৎপন্ন আৰু উচ্চতৰ দামৰ লগত জড়িত হৈ থাকে।

6.2.2 স্বল্পাধিকাৰ বজাৰত প্রতিষ্ঠানে কেনেকৈ আচৰণ কৰে? (How do Firms behave in Oligopoly) :

এটা বিশেষ সামগ্ৰীৰ বজাৰ যদি এজনতকৈ বেছি বিক্ৰেতাৰ দ্বাৰা গঠিত হয় কিন্তু বিক্ৰেতাৰ সংখ্যা কম, বজাৰ গাঁথনিটো স্বল্পাধিকাৰ বুলি কোৱা হয়। স্বল্পাধিকাৰৰ এটা বিশেষ অৱস্থা য'ত মুঠতে দুজন বিক্ৰেতা থাকে তাক দ্বয়াধিকাৰ বুলি কোৱা হয়। এই বজাৰ গাঁথনিটো বিশ্লেষণ কৰোতে আমি ধৰি লওঁ যে প্রতিষ্ঠান দুটাই বিক্ৰি কৰা সামগ্ৰীটো সদৃশ আৰু বেলেগ কোনো প্রতিষ্ঠানে উৎপাদন কৰা বিকল্প সামগ্ৰী নাই।

প্রতিষ্ঠানৰ সংখ্যা কম হোৱা বাবে যিকোনো প্রতিষ্ঠান এটাৰ উৎপন্নেৰ সিদ্ধান্তবোৰে নিশ্চয়কৈ বজাৰ দামৰ ওপৰত প্ৰভাৱ আৰু সেইদৰে আন প্রতিষ্ঠানৰ বিক্ৰীৰ পৰিমাণ আৰু তেওঁলোকৰ মুঠ ৰাজহৰ ওপৰতো প্ৰভাৱ পৰিব। গতিকে, বাকী প্রতিষ্ঠানবোৰে নিজৰ লাভ সুৰক্ষিত ৰাখিবলৈ নিজৰ নিজৰ প্রতিক্ৰিয়া কৰিব বুলি নিশ্চয় আশা কৰিব পাৰি। এই প্রতিক্ৰিয়া হ'ব নিজৰ উৎপাদনৰ পৰিমাণ আৰু দামৰ বিষয়ে লোৱা নতুন সিদ্ধান্তবোৰৰ জৰিয়তে। এইখনি তত্ত্বগত কৰিবলৈ বিভিন্ন উপায় আছে। তাৰে দুটা আমি চমুকৈ ব্যাখ্যা কৰিম।

প্ৰথমতে, দ্বয়াধিকাৰ প্রতিষ্ঠান দুটাই গোপনে একলগ লাগিব পাৰে আৰু ইজনে আনজনৰ লগত প্রতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত ল'ব পাৰে আৰু এইদৰে দুয়োটা প্রতিষ্ঠানৰ মুঠ লাভ একেলগে সৰ্বোচ্চ কৰিব পাৰে। তেনে ক্ষেত্ৰত প্রতিষ্ঠান দুটাই এটা একক একচেটিয়া প্রতিষ্ঠানৰ নিচিনাকৈ আচৰণ কৰিব যিটোৰ সামগ্ৰীটো উৎপাদনৰ বাবে দুটা বেলেগ বেলেগ কাৰখনা আছে।

দ্বিতীয়তে, দ্বয়াধিকাৰৰ এনেকুৱা এটা উদাহৰণ লোৱা য'ত দুয়োটা প্রতিষ্ঠানৰ প্রতিটোৱে নিজৰ লাভ সৰ্বোচ্চকাৰী কিমান পৰিমাণে উৎপাদন কৰিব সেই সিদ্ধান্ত গ্ৰহণ কৰে। এইটো ধৰি লৈ যে আন প্রতিষ্ঠানটোৱে নিজে যোগান ধৰি থকা পৰিমাণ পৰিৱৰ্তন নকৰিব।

আমি এটা সৰল উদাহৰণ লৈ প্ৰভাৱটো পৰীক্ষা কৰিব পাৰো য'ত দুয়োটা দ্বয়াধিকাৰ প্রতিষ্ঠানৰ ব্যয় শূন্য। এটা একে ধৰণৰ অৱস্থা একচেটিয়া বজাৰৰ ক্ষেত্ৰত আগতে 6.1.4 খণ্ডৰ শূন্য ব্যয়ৰ এটা সৰল উদাহৰণত বিচাৰ কৰা হৈছিল। মনত পেলোৱা যে সেইটো উদাহৰণত আমি দেখুৱাৰ পৰিছিলো যে এতাল সৰল চাহিদা ৰেখাৰ ক্ষেত্ৰত ভোক্তাৰোৰ সৰ্বোচ্চ চাহিদাৰ পৰিমাণ আছিল শূন্য দামত 20 গোট আৰু পূৰ্ণ প্রতিযোগিতামূলক বজাৰৰ গাঁথনিত এইটোৱে ভাৰসাম্য হ'লহেঁতেন। একচেটিয়া বজাৰ গাঁথনিৰ ক্ষেত্ৰত 5 টকা দামত যোগানৰ পৰিমাণ আছিল 10 গোট। এইটো দেখুৱাৰ পাৰি যে যেতিয়াই চাহিদা ৰেখাডাল এডাল সৰল ৰেখা আৰু মুঠ

ব্যয় শূন্য হয়, একচেটিয়া ব্যবসায়ীজনে দ্রব্যটোর সর্বোচ্চ চাহিদার আধা যোগান ধরাটো আটাইতকৈ লাভজনক দেখে। এতিয়া আমি দুটা দ্বয়াধিকার প্রতিষ্ঠান A আৰু Bয়ে ওপৰত বৰ্ণনা কৰাৰ দৰে আচৰণ কৰিলে উদ্গৱ হোৱা ফলাফল পৰীক্ষা কৰিবলৈ এই একে উদাহৰণটো ব্যৱহাৰ কৰোইঁক।

ধৰি লোৱা যে B প্রতিষ্ঠানটোৱে দ্রব্যটোৰ শূন্য গোট যোগান ধৰে আৰু তেওঁতিয়া A প্রতিষ্ঠানটোৱে সর্বোচ্চ চাহিদা 20 গোট বুলি গম পাই তাৰে আধা যোগান ধৰিবলৈ সিদ্ধান্ত লয়, অৰ্থাৎ 10 গোট। A প্রতিষ্ঠানটোৱে 10 গোট যোগান ধৰাত, B প্রতিষ্ঠানে উলপন্নি কৰিব যে 20 গোট সর্বোচ্চ চাহিদাৰ ভিতৰত 10 গোট (অৰ্থাৎ 20 বিয়োগ 10) এতিয়াও আছে আৰু B যে তাৰ আধা যোগান ধৰিব অৰ্থাৎ 5 গোট। যিহেতু B প্রতিষ্ঠানটোৱে ইয়াৰ যোগান শূন্যৰ পৰা 5 গোটলৈ পৰিবৰ্তন কৰিছে, A প্রতিষ্ঠানে উপলব্ধি কৰিব যে মুঠ চাহিদা হ'ল 15 গোট (অৰ্থাৎ 20 বিয়োগ 5) আৰু তাৰ আধা যোগান ধৰিব অৰ্থাৎ 7.5 গোট। এইদৰে প্রতিষ্ঠান দুটাই তেওঁলোকৰ যোগান সঞ্চালন কৰি থাকিব। এইটো দেখুৱাব পাৰি যে ইয়ে এটা ভাৰসাম্যত উপনীত কৰায়। এই ধাপকেইটা আমি পৰীক্ষা কৰোইঁক :

| ধাপ | প্রতিষ্ঠান | যোগানৰ পৰিমাণ |
|-----|------------|--|
| 1 | B | 0 |
| 2 | A | $\frac{1}{2} \times 20 = \frac{20}{2}$ |
| 3 | B | $\frac{1}{2} \left(20 - \frac{1}{2} \times 20 \right) = \frac{20}{2} - \frac{20}{4}$ |
| 4 | A | $\frac{1}{2} \left\{ 20 - \frac{1}{2} \left(20 - \frac{1}{2} \times 20 \right) \right\} = \frac{20}{2} - \frac{20}{4} + \frac{20}{8}$ |
| 5 | B | $\frac{1}{2} \left[20 - \frac{1}{2} \left\{ 20 - \frac{1}{2} \left(20 - \frac{1}{2} \times 20 \right) \right\} \right] = \frac{20}{2} - \frac{20}{4} + \frac{20}{8} - \frac{20}{16}$ |

আৰু ইত্যাদি।

গতিকে, দুয়োটা প্রতিষ্ঠানৰ প্রতিটোৱে চূড়ান্তভাৱে উৎপন্নৰ যোগান ধৰিব—

$$\frac{20}{2} - \frac{20}{4} + \frac{20}{8} - \frac{20}{16} + \frac{20}{32} - \frac{20}{64} + \frac{20}{128} \dots\dots = \frac{20}{3}$$

বজাৰত যোগান ধৰা মুঠ পৰিমাণ প্রতিষ্ঠান দুটাৰ যোগানৰ পৰিমাণৰ যোগফলৰ সমান হ'ব—

$$\frac{20}{3} + \frac{20}{3} = 2 \times \frac{20}{3}$$

যিটো একচেটিয়া বজাৰ গাঁথনিত যোগান ধৰা পৰিমাণতকৈ বেছি হ'ব আৰু পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ গাঁথনিৰ যোগানৰ পৰিমাণতকৈ কম হ'ব। যিহেতু দাম যোগানৰ পৰিমাণৰ ওপৰত নিৰ্ভৰশীল, $P = 10 - 0.5q_0$ এই সূত্ৰে $q = \frac{40}{3}$ ৰ বাবে দাম হ'ব $10 - \frac{20}{3} = 3.33$ এই দামটো একচেটিয়া বজাৰতকৈ কম আৰু পূৰ্ণ প্ৰতিযোগিতাতকৈ বেছি।

ব্যয় যোগাইক হোৱা উদাহৰণৰ ক্ষেত্ৰত, গণিতখনি বেছি জটিল হয়, কিন্তু ফলাফল একেই। বহু সংখ্যক চলন আৰু বিপৰীত চলনৰ জৰিয়তে প্রতিষ্ঠান দুটাই উৎপন্নৰ ভাৰসাম্য পৰিমাণ এটাত উপনীত হয়। দুয়োটা প্রতিষ্ঠানে একেলগো উৎপাদন কৰা পৰিমাণ বিশুদ্ধ একচেটিয়া প্রতিষ্ঠানে কৰিব পৰা উৎপাদনতকৈ বেছি হয় আৰু পূৰ্ণ প্ৰতিযোগিতাৰ বজাৰ গাঁথনিৰ উৎপাদনতকৈ কম হয়। স্বাভাৱিকভাৱে ভাৰসাম্য বজাৰ দাম বিশুদ্ধ একচেটিয়া বজাৰতকৈ কম হয় আৰু পূৰ্ণ প্ৰতিযোগিতাতকৈ বেছি হয়।

ত্ৰৈয়াতে, কিছুমান অৰ্থনীতিবিদে যুক্তি দৰ্শায় যে স্বল্পাধিকাৰ বজাৰ গাঁথনিয়ে সামগ্ৰীটোৱ বজাৰ দাম অনননীয় কৰি তোলে, অৰ্থাৎ চাহিদা পৰিৱৰ্তনৰ লগে লগে বজাৰ দাম মুক্তভাৱে বিচৰণ নকৰে। কোনো এটা প্রতিষ্ঠানে দাম পৰিৱৰ্তন আৰম্ভ কৰিলে বাকী স্বল্পাধিকাৰ প্রতিষ্ঠানবোৰে কি ধৰণে প্ৰতিক্ৰিয়া কৰে তাতেই ইয়াৰ কাৰণ নিহিত হৈ থাকে। এটা প্রতিষ্ঠানে যদি ভাবে যে দাম বৃদ্ধিয়ে লাভ বৃদ্ধি কৰিব আৰু গতিকে, প্রতিষ্ঠানটোৱে বিক্ৰী কৰা উৎপন্নৰ দাম বৃদ্ধি কৰে তেতিয়া বাকী প্রতিষ্ঠানবোৰে এয়া অনুসৰণ নকৰে। দাম বৃদ্ধিয়ে গতিকে প্রতিষ্ঠানটোৱ বিক্ৰী বৃহৎ পৰিমাণে কমাব, যিয়ে প্রতিষ্ঠানটোৱ বিক্ৰী আয় আৰু লাভো কমাব। সেয়ে, কোনো প্রতিষ্ঠানৰ বাবে দাম বচোৱাটো যুক্তিসংগত নহয়। আনহাতে, প্রতিষ্ঠান এটাই হয়তো হিচাব কৰিব পাৰে যে অধিক পৰিমাণৰ উৎপন্ন বিক্ৰীৰ জৰিয়তে বেছিকৈ বিক্ৰী আয় আৰু লাভ অৰ্জন কৰিব পৰা যাব আৰু সেয়ে সামগ্ৰীটো বিক্ৰী কৰা দাম কমাই দিয়ে। আন প্রতিষ্ঠানবোৰে এয়া এটা ভাৰুকি বুলি ধাৰণা কৰিব আৰু সেয়েহে প্ৰথম প্রতিষ্ঠানটোক অনুসৰণ কৰিব আৰু তেওঁলোকৰ দামো কমাই দিব। গতিকে, দাম কমাব ফলত মুঠ বিক্ৰীৰ পৰিমাণ বিধিনি বৃদ্ধি পায় সেইখনিৰ ভাগ সকলো প্রতিষ্ঠানে পায় আৰু যিটো প্রতিষ্ঠানে প্ৰথমতে দাম কমাইছিল সেইটোৱে বিক্ৰী কৰা পৰিমাণত মাত্ৰ অলপনে বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। প্ৰথম প্রতিষ্ঠানটোৱ দ্বাৰা তুলনামূলকভাৱে বেছিকৈ দাম কমালে বিক্ৰীৰ পৰিমাণ তুলনামূলকভাৱে কমাকৈ বৃদ্ধি পাব। এইদৰে এই প্রতিষ্ঠানটোৱে এডাল অস্থিতিস্থাপক চাহিদা ৰেখা অনুভৱ কৰিব আৰু ইয়াৰ দাম কমোৱাৰ সিদ্ধান্তই প্রতিষ্ঠানটোৱ বিক্ৰী আয় আৰু লাভ কমাই আনিব। কোনো প্রতিষ্ঠানে সেইবাবে প্ৰচলিত দাম পৰিৱৰ্তন কৰাটো যুক্তিসংগত যেন নেদেখিব আৰু ইয়ে দামক পূৰ্ণ প্ৰতিযোগিতাতকৈ বেছি অনননীয় কৰিব।

সারাংশ (Summary)

- কোনো বজাৰ য'ত ঠিক এজনেই বিক্ৰেতা থাকে তাত একচেটিয়া বুলি কোৱা বজাৰ গাঁথনি বিৰাজ কৰে।
- এটা সামগ্ৰীৰ বজাৰৰ গাঁথনি একচেটিয়া হয়, যদি তাত এজন বিক্ৰেতা থাকে, সামগ্ৰীটোৱ কোনো বিকল্প নাথাকে আৰু অন্য প্ৰতিষ্ঠানৰ উদ্যোগটোত প্ৰৱেশৰ প্ৰতিবন্ধকতা থাকে।
- সামগ্ৰীটোৱ বজাৰ দাম নিৰ্ভৰ কৰে একচেটিয়া প্ৰতিষ্ঠানটোৱে যোগান ধৰা পৰিমাণৰ ওপৰত। বজাৰ চাহিদা ৰেখাডাল একচেটিয়া প্ৰতিষ্ঠানটোৱ বাবে গড় বিক্ৰি আয় ৰেখা।
- মুঠ বিক্ৰী আয় ৰেখাৰ আকৃতি নিৰ্ভৰ কৰে গড় বিক্ৰী আয় ৰেখাৰ আকৃতিৰ ওপৰত। খণ্ডাত্মক ঢালযুক্ত সৰল চাহিদা ৰেখাৰ ক্ষেত্ৰত মুঠ বিক্ৰী আয় ৰেখাডাল এটা প্ৰতিলোম উলম্ব অধিবৃত্ত।
- কোনো পৰিমাণ স্তৰৰ প্ৰাণ্তিক বিক্ৰি আয় মুঠ বিক্ৰী আয় ৰেখাৰ প্ৰাসঙ্গিক বিন্দুত টনা স্পৰ্শকৰ ঢালৰ পৰা হিচাব কৰিব পাৰি।
- গড় বিক্ৰী আয় ৰেখাডাল এডাল নিম্নমুখী ৰেখা হয় একমাত্ৰ যদিহে প্ৰাণ্তিক বিক্ৰী আয় গড় বিক্ৰী আয়তকৈ কম হয়।
- খণ্ডাত্মক ঢালযুক্ত চাহিদা ৰেখাডাল যিমানেই থিয় হয় প্ৰাণ্তিক বিক্ৰী আয় ৰেখাডাল আৰু বেছি তলত অৱস্থান কৰে।
- চাহিদা ৰেখাডাল স্থিতিস্থাপক হয় যেতিয়া প্ৰাণ্তিক বিক্ৰী আয়ৰ মান যোগাত্মক হয়, আৰু অস্থিতিস্থাপক হয় যেতিয়া প্ৰাণ্তিক বিক্ৰী আয়ৰ মান খণ্ডাত্মক হয়।
- একচেটিয়া প্ৰতিষ্ঠানৰ যদি ব্যয় শূন্য হয় বা মাত্ৰ স্থিৰ ব্যয় থাকে, প্ৰাণ্তিক বিক্ৰী আয় শূন্য হোৱা বিন্দুৱে ভাৰসাম্যতাত যোগানৰ পৰিমাণ দিয়ে। ইয়াৰ বিপৰীতে, পূৰ্ণ প্ৰতিযোগিতাত যোগান ধৰা ভাৰসাম্য পৰিমাণ গড় বিক্ৰী আয় শূন্য হোৱা বিন্দুটোৱে দিয়ে।
- একচেটিয়া প্ৰতিষ্ঠানৰ ভাৰসাম্যতা সেই বিন্দুত হয় য'ত $MC = MR$ আৰু MC বৃদ্ধি পাই থাকে। এই বিন্দুটোৱে উৎপাদনৰ ভাৰসাম্য পৰিমাণ দিয়ে। ভাৰসাম্য পৰিমাণৰ ভিত্তিত চাহিদা ৰেখাৰ পৰা ভাৰসাম্য দাম পোৱা যায়।
- একচেটিয়া প্ৰতিষ্ঠানৰ হুস্কালীন যোগাত্মক লাভ দীৰ্ঘকাললৈ বৰ্তি থাকে।
- খন সামগ্ৰী বজাৰত সামগ্ৰীটো অসদৃশ হ'লে একাধিকাৰ প্ৰতিযোগিতামূলক বজাৰৰ উদয় হয়।
- একাধিকাৰ প্ৰতিযোগী বজাৰৰ হুস্কালীন ভাৰসাম্যতাত পূৰ্ণ প্ৰতিযোগিতাৰ তুলনাত উৎপাদনৰ পৰিমাণ কম হয় আৰু দাম বেছি হয়। এই অৱস্থাটো দীৰ্ঘকালতো থাকে, কিন্তু দীৰ্ঘকালীন লাভ শূন্য হয়।

- সামগ্রী বজাবত স্বল্পাধিকার বজাব সৃষ্টি হয় যেতিয়া কম সংখ্যক প্রতিষ্ঠানে এটা সদৃশ সামগ্রী উৎপাদন করে।

মূল ধারণাসমূহ :

একচেটিয়া বজাব

একাধিকার প্রতিযোগিতা

স্বল্পাধিকার

অনুশীলন

1. চাহিদা বেখাৰ আৰুতি কেনেকুৱা হ'ব যাতে মুঠ বিক্ৰী আয় বেখাডাল
 (a) মূল বিন্দুৰ মাজেৰে যোৱা এডাল যোগাইৱক ঢালযুক্ত সৰল বেখা হয় ?
 (b) এডাল অনুভূমিক বেখা হয় ?
2. তলত দিয়া তালিকাখনৰ পৰা মুঠ বিক্ৰী আয়, চাহিদা বেখা আৰু চাহিদাৰ স্থিতিস্থাপকতা গণনা কৰা :

| পৰিমাণ | 1 | 2 | 3 | 4 | 5 | 6 | 7 | 8 | 9 |
|----------------------|----|---|---|---|---|---|---|---|----|
| প্রাণ্তিক বিক্ৰী আয় | 10 | 6 | 2 | 2 | 2 | 0 | 0 | 0 | -5 |

3. চাহিদা বেখাডাল স্থিতিস্থাপক হ'লে প্রাণ্তিক বিক্ৰী আয়ৰ (MR)ৰ মান কি হয় ?
4. এটা একচেটিয়া প্রতিষ্ঠানৰ মুঠ স্থিৰ ব্যয় 100 টকা আৰু তলৰ চাহিদা তালিকাখন আছে :

| পৰিমাণ | 1 | 2 | 3 | 4 | 5 | 6 | 7 | 8 | 9 | 10 |
|--------|-----|----|----|----|----|----|----|----|----|----|
| দাম | 100 | 90 | 80 | 70 | 60 | 50 | 40 | 30 | 20 | 10 |

হুস্কালীন ভাৰসাম্য পৰিমাণ, দাম আৰু মুঠ লাভ উলিওৱা। দীৰ্ঘকালত ভাৰসাম্যতা কি হ'ব ? মুঠ ব্যয় 1000 টকা হ'লে হুস্কাল আৰু দীৰ্ঘকালৰ ভাৰসাম্যতা বৰ্ণনা কৰা।

5. ধৰা যে 4 নং অনুশীলনৰ একচেটিয়া প্রতিষ্ঠানটো এটা চৰকাৰী খণ্ডৰ প্রতিষ্ঠান। চৰকাৰে এটা নিয়ম কৰে যে এই প্রতিষ্ঠানৰ পৰিচালকে চৰকাৰ নিৰ্বাপিত দাম দিয়া আছে বুলি গ্ৰহণ কৰিব লাগিব (অৰ্থাৎ, এটা দাম গ্ৰহণকাৰী হ'ব লাগিব আৰু গতিকে পূৰ্ণ প্রতিযোগিতামূলক বজাৰৰ প্রতিষ্ঠানৰ দৰে আচৰণ কৰে)। চৰকাৰে এনেকুৱা কৈ দাম নিৰাপণ কৰিবলৈ সিদ্ধান্ত কৰে যাতে বজাৰত চাহিদা আৰু যোগান সমান হয়। এই ক্ষেত্ৰত ভাৰসাম্য দাম, পৰিমাণ আৰু লাভ কিমান হ'ব ?

6. প্রান্তিক বিক্রী আয় (MR) বেখাৰ আকৃতিৰ বিষয়ে মন্তব্য দিয়া যদিহে মুঠ বিক্রী আয় (TR) বেখাডাল
(i) যোগাত্মক ঢালযুক্ত সৰল বেখা হয়, (ii) অনুভূমিক সৰল বেখা হয়।
7. তলৰ তালিকা দুখনে সামগ্ৰী এটাৰ বজাৰ চাহিদা বেখা আৰু সামগ্ৰীটো প্ৰস্তুত কৰা একচেটিয়া
প্ৰতিষ্ঠানৰ মুঠ ব্যয় দিয়ে। তথ্যখনি ব্যৱহাৰ কৰি গণনা কৰা :

| পৰিমাণ | 0 | 1 | 2 | 3 | 4 | 5 | 6 | 7 | 8 |
|--------|----|----|----|----|----|----|----|----|----|
| দাম | 52 | 44 | 37 | 31 | 26 | 22 | 19 | 16 | 13 |

| পৰিমাণ | 0 | 1 | 2 | 3 | 4 | 5 | 6 | 7 | 8 |
|-----------|----|----|----|-----|-----|-----|-----|-----|-----|
| মুঠ ব্যয় | 10 | 60 | 90 | 100 | 102 | 105 | 109 | 115 | 125 |

- (a) প্রান্তিক বিক্রী আয় (MR) আৰু প্রান্তিক ব্যয় (MC) তালিকা
- (b) প্রান্তিক বিক্রী আয় (MR) আৰু প্রান্তিক ব্যয় (MC) সমান হোৱা পৰিমাণবোৰ
- (c) উৎপন্নৰ ভাৰসাম্যৰ পৰিমাণ আৰু সামগ্ৰীৰ ভাৰসাম্য দাম
- (d) ভাৰসাম্যতাত মুঠ ৰাজহ, মুঠ ব্যয় আৰু মুঠ লাভ।
8. উৎপন্নৰ সৰ্বোত্তম হুস্কালীন স্থৰত যদি লোকচান হয়, একচেটিয়া প্ৰতিষ্ঠানে হুস্কালত উৎপাদন কাৰ্য
চলাই থাকিবনে ?
9. একাধিকাৰ প্ৰতিযোগী প্ৰতিষ্ঠান এটাই সমূখীন হোৱা চাহিদা বেখাডাল খণ্ডাত্মক ঢালযুক্ত কিয় হয় বৰ্ণনা কৰা।
10. একাধিকাৰ প্ৰতিযোগিতা বজাৰত প্ৰতিষ্ঠান এটাৰ দীৰ্ঘকালীন ভাৰসাম্যতা শূন্য লাভৰ লগত জড়িত
হোৱাৰ কাৰণ কি ?
11. স্বল্পাধিকাৰ প্ৰতিষ্ঠানে আচৰণ কৰিব পৰা তিনিটা বিভিন্ন ধৰণ তালিকাভুক্ত কৰা।
12. দ্বয়াধিকাৰৰ আচৰণ যদি কুন্ট (Cournot) য়ে বৰ্ণনা কৰাৰ দৰে হয়, বজাৰ চাহিদা বেখাডাল $q = 200 - 4p$ য়ে দিয়ে আৰু দুয়োটা প্ৰতিষ্ঠানৰে ব্যয় শূন্য হয়, ভাৰসাম্যতাত প্ৰতিটো প্ৰতিষ্ঠানৰে যোগানৰ
পৰিমাণ আৰু ভাৰসাম্য বজাৰ দাম উলিওৱা।
13. অনমনীয় দাম বুলিলে কি বুজা ? দ্বয়াধিকাৰ বজাৰ আচৰণে তেনেকুৰা এটা ফলাফল কেনেকৈ উদ্ধৰ
কৰে ?

● ● ●

শব্দার্থ তালিকা

অতিরিক্ত চাহিদা যদি কোনো দামত বজাব চাহিদা বজাব যোগানতকে অধিক হয়, তেন্তে সেই দামত বজাবত অতিরিক্ত চাহিদা থকা বুলি কোরা হয়।

অতিরিক্ত যোগান যদি কোনো দামত বজাব যোগান বজাব চাহিদাতকে অধিক হয়, তেন্তে সেই দামত বজাবত অতিরিক্ত যোগান থকা বুলি কোরা হয়।

অপরিবর্তনীয় অগ্রাধিকাব এজন উপভোক্তাব অগ্রাধিকাব অপরিবর্তনীয় বুলি কোরা হয় যদিহে যিকোনো দুটা টোপোলাৰ ভিতৰত উপভোক্তাজনে সেইটো টোপোলাক অগ্রাধিকাব দিয়ে যিটো টোপোলাত আনটো টোপোলাতকে কমেও এটা দ্ৰব্য বেছি পৰিমাণে থাকে আৰু আনটো দ্ৰব্য কম নাথাকে।

অস্বাভাৱিক লাভ ব্যৱসায় প্ৰতিষ্ঠান এটাই স্বাভাৱিক লাভতকে বেছি যিখিনি লাভ অৰ্জন কৰে, তাকে অস্বাভাৱিক লাভ বোলে।

আয় ফল দ্ৰব্যৰ দৰৰ পৰিৱৰ্তনৰ কাৰণে উপভোক্তাজনৰ দ্ৰব্য ক্ষমতাৰ পৰিৱৰ্তন হ'লে দ্ৰব্যটোৰ উপভোগৰ পৰিমাণ পৰিৱৰ্তন হোৱাকে আয় ফল বুলি কোৱা হয়।

উপাদানৰ প্ৰাণ্তিক আয়মূলক উৎপাদন (**MRP**) প্ৰাণ্তিক আয় আৰু উপাদানটোৰ প্ৰাণ্তিক উৎপাদনৰ পূৰণফল।

উপাদানৰ প্ৰাণ্তিক উৎপাদনৰ মূল্য (**VMP**) দাম আৰু উপাদানটোৰ প্ৰাণ্তিক উৎপাদনৰ পূৰণফল।

উৎপাদন ফলন উপাদানৰ বিভিন্ন জোঁট খুঁটুৱাই উৎপাদন কৰিব পৰা উৎপন্নৰ সৰ্বোচ্চ পৰিমাণ দেখুৱায়।

উৎপাদন বন্ধ বিন্দু হুস্বকালত, ই **AVC** ৰেখাৰ নিম্নতম বিন্দু আৰু দীঘকালত, ই **LRAC** ৰেখাৰ নিম্নতম বিন্দু।

একাধিকাব প্ৰতিযোগিতাৰ বজাব গাঁথনিত বহুতো বিক্ৰেতাই পাৰ্থক্যজনিত কিন্তু প্ৰতিকল্পযুক্ত সামগ্ৰী বিক্ৰী কৰে।

একচেটিয়া বজাব গাঁথনিত এজনেই বিক্ৰেতা থাকে আৰু আন বিক্ৰেতাৰ সেই বজাবত প্ৰৱেশত যথেষ্ট বাধা-নিয়েধ থাকে।

ক্ৰমবৰ্ধমান উৎপাদন প্ৰতিদান উৎপাদন ফলনৰ এটা বৈশিষ্ট্য য'ত সকলো উপাদানৰ সমানুপাতিক বৃদ্ধিৰ ফলত উৎপন্ন সেই অনুপাততকে অধিক পৰিমাণত বৃদ্ধি হয়।

ক্ৰমহৃসমান উৎপাদন প্ৰতিদান উৎপাদন ফলনৰ এটা বৈশিষ্ট্য য'ত সকলো উপাদানৰ সমানুপাতিক বৃদ্ধিৰ ফলত উৎপন্ন সেই অনুপাততকে কম পৰিমাণত বৃদ্ধি হয়।

ক্ৰমহৃসমান প্ৰাণ্তিক উৎপাদন বিধি অন্যান্য উপাদানবোৰ স্থিৰ ৰাখি এটা উপাদানৰ নিয়োগ বৃদ্ধি কৰি গৈ থাকিলে অৱশ্যেত এনে এটা বিন্দু পোৱা যাব য'বপৰা উপাদানটোৰ প্ৰাণ্তিক উৎপাদন হুস হ'বলৈ আৰভ্য কৰিব।

গড় উৎপাদন পৰিৱৰ্তনশীল উপাদানৰ প্ৰতি এককৰ মুঠ পৰিৱৰ্তনশীল ব্যয়।

গড় পৰিৱৰ্তনশীল ব্যয় উৎপন্নৰ প্ৰতি এককৰ পৰা পোৱা মুঠ বিক্ৰী আয়।

গড় ব্যয় উৎপন্নৰ প্ৰতি এককৰ মুঠ স্থিৰ ব্যয়।

চাহিদা ফলন এটা দ্রব্যের প্রতি উপভোক্তার চাহিদা ফলনে অন্যান্য অবস্থাবের অপরিবর্তিত হৈ থকা সময়ত বিভিন্ন দ্রব্য দ্রব্যবিধির কিমান পরিমাণ বাছানি কৰা হয় তাক নির্ণয় কৰে।

চাহিদা বিধি যদিহে এজন উপভোক্তার এটা দ্রব্যের চাহিদা তেওঁৰ আয়ৰ সৈতে একে দিশত গতি কৰে, তেন্তে উপভোক্তাজনৰ দ্রব্যবিধিৰ চাহিদা আৰু দ্রব্যবিধিৰ দামৰ সম্পর্ক বিপৰীতমুখী হ'ব।

চাহিদা ৰেখা চাহিদা ৰেখা হৈছে লেখচিত্ৰৰ সহায়ত চাহিদা ফলনৰ উপস্থাপন। ই বিভিন্ন দ্রব্যত এজন উপভোক্তার চাহিদাৰ পৰিমাণ নিৰ্ণয় কৰে।

চাহিদাৰ দৰ স্থিতিস্থাপকতা এটা দ্রব্যের চাহিদাৰ দৰ স্থিতিস্থাপকতা হ'ল দ্রব্যবিধিৰ চাহিদাৰ পৰিমাণৰ শতকৰা পৰিৱৰ্তন আৰু দ্রব্যবিধিৰ দ্রব্য শতকৰা পৰিৱৰ্তনৰ অনুপাত।

দামৰ উচ্চ সীমা এটা সামগ্ৰী বা সেৱাকাৰ্যৰ দামৰ ওপৰত চৰকাৰৰ আৰোপিত উচ্চ সীমাই হ'ল দামৰ উচ্চ সীমা। দামৰ নিম্ন সীমা এটা নিৰ্দিষ্ট বা সেৱা কাৰ্যৰ বাবে ল'ব পৰা দামৰ ওপৰত চৰকাৰ আৰোহিত নিম্ন সীমাই হচ্ছে দামৰ নিম্ন সীমা।

দাম ৰেখা এডাল আনুভূমিক সৰল ৰেখা যিডালে বজাৰ দাম আৰু ব্যৱসায় প্রতিষ্ঠান এটাৰ উৎপন্ন স্বৰূপ মাজৰ সম্পর্ক দেখুৱায়।

দীৰ্ঘ কাল যি সময়ত উৎপাদনৰ সকলো উপাদান পৰিৱৰ্তন কৰিব পৰা যায়।

দ্ব্যাধিকাৰ বজাৰ গাঁথনিত মাত্ৰ দুটা প্রতিষ্ঠান থাকে।

নিকৃষ্ট দ্রব্য যিবিলাক দ্রব্যৰ ক্ষেত্ৰত উপভোক্তাৰ আয় বৃদ্ধি হ'লে চাহিদা কমে তেন্তে দ্রব্যক নিকৃষ্ট দ্রব্য বোলে।

নিৰপেক্ষ ৰেখা নিৰপেক্ষ ৰেখা হৈছে সেই সকলোবিলাক বিন্দুৰ সংহতি যিবিলাকৰ ক্ষেত্ৰত এজন উপভোক্তা নিৰপেক্ষ। পূৰ্ণ প্ৰতিযোগিতা হৈছে এটা বজাৰ পৰিৱেশ য'ত — (i) বজাৰখনৰ সকলো ব্যৱসায় প্রতিষ্ঠানে একে দ্রব্য উৎপাদন কৰে আৰু (ii) ক্ৰেতা আৰু বিক্ৰেতাসমূহ দাম গ্ৰহণ কৰোতা।

পৰিৱৰ্তনশীল অনুপাত বিধি উপাদান এটাৰ নিয়োগ নিম্ন অৱস্থাত থাকিলে নিয়োগ বৃদ্ধিৰ লগে লগে প্ৰথমতে তাৰ প্ৰাণ্তিক উৎপাদন বৃদ্ধি হয়। কিন্তু নিয়োগৰ এক নিৰ্দিষ্ট পৰিমাণৰ পিছত, ই হ্রাস পাবলৈ আৰম্ভ কৰে।

পৰিৱৰ্তনশীল উপাদান এক উপাদান যাৰ পৰিমাণৰ পৰিৱৰ্তন কৰিব পাৰি।

প্ৰতিকল্পন ফল কোনো এটা দ্রব্যৰ দৰ পৰিৱৰ্তন হোৱাৰ পিছত দৰ পৰিৱৰ্তন হোৱাৰ আগেয়ে উপভোক্তাজনে কিনি থকা পৰিমাণখনি কিনিব পৰাকৈ তেওঁৰ আয়ৰ পৰিমাণ মিলোৱাৰ পিছত দ্রব্যবিধিৰ উপভোগৰ পৰিমাণৰ যি পৰিৱৰ্তন হয়, তাকে প্ৰতিকল্পন ফল বোলে।

প্ৰাণ্তিক উৎপাদন অন্য সকলো উপাদান স্থিৰ হৈ থকা অৱস্থাত এটা উপাদানৰ এক একক পৰিৱৰ্তনৰ ফলত হোৱা উৎপন্নৰ পৰিৱৰ্তন।

প্ৰাণ্তিক বিক্ৰী আয় হৈছে উৎপন্নৰ বিক্ৰীৰ এক একক পৰিৱৰ্তনৰ বাবে হোৱা মুঠ বিক্ৰী আয়ৰ পৰিৱৰ্তন।

বজাৰ যোগান ৰেখা ই বজাৰ দামৰ বিভিন্ন মূল্যত বজাৰৰ ব্যৱসায় প্রতিষ্ঠানসমূহে একত্ৰিতভাৱে উৎপাদন কৰা উৎপন্ন স্বৰ দেখুৱায়।

বাজেট বেখা বাজেট রেখাডাল সকলোবিলাক টোপোলারে গঠিত যিবিলাকৰ ব্যয় উপভোগৰ আয়ৰ ঠিক সমান।

বাজেট সংহতি হ'ল সকলোবোৰ টোপোলাৰ সংগ্ৰহ যিবিলাক টোপোলা উপভোক্তাজনে তেওঁৰ উপাৰ্জনৰ সামৰ্থ্য অনুসৰি প্ৰচলিত বজাৰ দৰত ক্ৰয় কৰিব পাৰে।

ব্যৱসায় প্ৰতিষ্ঠানৰ যোগান বেখা ই লাভ সৰ্বোচ্চকাৰীৰ ব্যৱসায় প্ৰতিষ্ঠান এটাই বজাৰ দামৰ বিভিন্ন মূল্যত উৎপাদন কৰিবলৈ নিৰ্বাচন কৰা উৎপন্ন স্তৰ দেখুৰায়।

ব্যয় ফলন ই এটা প্ৰতিষ্ঠানৰ প্ৰতি একক পৰিমাণ উৎপাদনৰ বাবে নিম্নতম ব্যয় দেখুৰায়।

ভাৰসাম্য হ'ল এক অৱস্থা য'ত বজাৰত থকা সকলো উপভোক্তা আৰু উৎপাদন প্ৰতিষ্ঠানৰ পৰিকল্পনাবোৰ মিলি যায়।

মুঠ উৎপাদন অন্য সকলো উপাদান স্থিৰ ৰাখি এটা মাৰ্ত্ত উপাদান পৰিৱৰ্তন কৰিলে তাৰ বিভিন্ন নিয়োগ অৱস্থাত আমি উৎপাদন ফলনৰ পৰা উৎপন্নৰ বিভিন্ন পৰিমাণ পাব। পৰিৱৰ্তনশীল উপাদান আৰু উৎপন্নৰ এই সম্পর্কটোক মুঠ উৎপাদন বুলি কোৱা হয়।

মুঠ পৰিৱৰ্তনশীল ব্যয় হ'ল এখন প্ৰতিষ্ঠানে পৰিৱৰ্তনশীল উপাদানবোৰে নিয়োগ কৰিলে বহন কৰা খৰচ।

মুঠ প্ৰতিদান মুঠ উৎপাদনৰ সৈতে একে।

মুঠ বস্তুমূলক উপাদান মুঠ উৎপাদনৰ সৈতে একে।

মুঠ বিক্ৰী আয় হৈছে দ্রব্য এটাৰ বজাৰ দাম আৰু ব্যৱসায় প্ৰতিষ্ঠান এখনে দ্রব্যটোৰ বিক্ৰী কৰা পৰিমাণৰ পূৰণফল।

মুঠ বিক্ৰী আয় আৰু বেখা ই ব্যৱসায় প্ৰতিষ্ঠানৰ মুঠ বিক্ৰী আয় আৰু ইয়াৰ উৎপন্ন স্তৰৰ মাজৰ সম্পৰ্ক দেখুৰায়।

মুঠ ব্যয় হ'ল মুঠ স্থিৰ ব্যয় আৰু মুঠ পৰিৱৰ্তনশীল ব্যয়ৰ যোগফল।

মুঠ স্থিৰ ব্যয় হ'ল প্ৰতিষ্ঠান এখনে স্থিৰ উপাদানবোৰ নিয়োগ কৰিলে বহন কৰা খৰচ।

যোগানৰ দাম স্থিতিস্থাপকতা হৈছে দ্রব্য এটাৰ বজাৰ দামৰ এক শতদংশ পৰিৱৰ্তনৰ ফলত হোৱা যোগানৰ পৰিমাণৰ শতাংশ পৰিৱৰ্তন।

লাভ হৈছে ব্যৱসায় প্ৰতিষ্ঠান এখনৰ মুঠ বিক্ৰী আয় আৰু ইয়াৰ মুঠ উৎপাদন ব্যয়ৰ মাজৰ পাৰ্থক্য।

সম উৎপাদন বেখা হ'ল দুটা উপাদানৰ আটাইবোৰ সম্ভাব্য জোঁটৰ সংহতি যিবোৰে উৎপাদনৰ একেই সৰ্বোচ্চ পৰিমাণ বুজায়।

সমাহাৰৰ উৎপাদন প্ৰতিদান উৎপাদন ফলনৰ এটা বৈশিষ্ট্য। সকলো উপাদানৰ সমানুপাতিক বৃদ্ধিৰ ফলত উৎপন্ন সমানুপাতিক বৃদ্ধি হ'লে ই প্ৰযোজ্য হয়।

সমাৰস্থা বিন্দু হৈছে যোগান বেখাৰ সেইটো বিন্দু য'ত ব্যৱসায় প্ৰতিষ্ঠান এখনে স্বাভাৱিক লাভ অৰ্জন কৰে।

সুযোগ ব্যয় কোনো কাৰ্যৰ সুযোগ ব্যয় বুলিলে দিতীয় শ্ৰেষ্ঠ কাৰ্যটোৰ পৰিত্যাগ কৰা সম্ভাব্য লাভক বুজায়।

স্থিৰ উপাদান হুস্কালত যি উপাদান পৰিৱৰ্তন কৰিব নোৱাৰি, তাকেই স্থিৰ উপাদান বোলা হয়।

স্বল্পাধিকাৰ যি বজাৰত এজনতকে বেছি (কিন্তু কম সংখ্যক) বিক্ৰেতা থাকে, তাক স্বল্পাধিকাৰ বজাৰ বোলে।

স্বাভাৱিক দ্রব্য যিবিলাক দ্রব্যৰ ক্ষেত্ৰত উপভোক্তাৰ আয় বৃদ্ধি হ'লে চাহিদা বৃদ্ধি হয়, তেনে দ্রব্যক স্বাভাৱিক দ্রব্য বোলে।

স্বাভাৱিক লাভ হৈছে লাভৰ সেইটো স্তৰ যিটোৱে ব্যৱসায় প্ৰতিষ্ঠানৰ প্ৰকাশ্য ব্যয় আৰু সুযোগ ব্যয় কোনোমতে সামৰি ল'ব পাৰে।

হুস্কাল হ'ল উৎপাদনৰ কিছুমান উপাদান পৰিৱৰ্তন কৰিব নোৱাৰা সময়।